

# জয়চ মায়াৰ

এক নিযুত গ্রন্থৰ শ্রেষ্ঠ বিক্ৰেতা

# মনৰ যুদ্ধাল্লেখ

আপোনাৰ মনৰ যুদ্ধ জয় কৰক



# ମନ୍ତ୍ର ସୁନ୍ଦରିକ୍ଷେତ୍ର



# ମନ୍ତ୍ର ସୁଧାକ୍ଷେତ୍ର

ଆପୋନାର ମନ୍ତ୍ର ସୁଦ୍ଧା ଜୟ କରକ

ଜୟାଚ ମାୟାର



JOYCE MEYER  
MINISTRIES ®

Nanakramguda, Hyderabad - 500 008

If you purchase this book without a cover you should be aware that this book may have been stolen property and reported as “unsold and destroyed” to the publisher. In such case neither the author nor the publisher has received any payment for this “stripped book.”

Unless otherwise indicated, all Scripture quotations are taken from *The Amplified Bible* (AMP). *The Amplified Bible, Old Testament*, copyright ©1965, 1987 by the Zondervan Corporation. *The Amplified New Testament*, copyright © 1954, 1958, 1987 by The Lockman Foundation. Used by permission.

Scripture quotations marked NKJV are taken from *The New King James Version* of the Bible. Copyright © 1979, 1980, 1982 by Thomas Nelson, Inc., Publishers. Used by permission.

Scripture quotations marked NKJV are taken from the *King James Version* of the Bible.

Copyright © 2012 by Joyce Meyer Ministries - Asia

All rights reserved. No part of this publication may be reproduced, distributed, or transmitted in any form or by any means, or stored in a database or retrieval system, without the prior written permission of Joyce Meyer Ministries - Asia.

Joyce Meyer Ministries - Asia

Nanakramguda, Hyderabad - 500 008

Phone: +91-40-2300 6777

Website: [www.jmmindia.org](http://www.jmmindia.org)

Battlefield of the Mind - *Assamese*

*Winning the Battle in Your Mind*

*Printed at:*

Caxton Offset Pvt. Ltd.

Hyderabad-500 004

## উৎসর্গ

মনৰ যুদ্ধক্ষেত্ৰ, কিতাপখন মোৰ জেষ্ঠ পুত্ৰ ডেভিদক উৎসর্গ কৰিবলৈ পাই, মোৰ ভাল  
লাগিছে।

মই জানো তোমাৰ ব্যক্তিত্ব বহুতো থিনি মোৰ দৰে সেয়ে তোমাৰ নিজৰ যুজ বাগৰ  
মানসিক পৰিধিৰ মাজত আছে। তুমি অবিৰাম গতিত বৃদ্ধি, পোৱা মই দেখিছো, মই জানো  
যে তুমি জয়ৰ অভিজ্ঞতা লাভ কৰিছো। আৰু সেয়া মনৰ নবীকৰণৰ পৰা হৈছে।

মই তোমাক ভালপাৰ্ড ডেভিদ আৰু মই তোমাৰ বাবে গৰীত্ব। উৎসাহপূৰ্ণভাৱে তুমি  
কাম কৰি ঘোৱা !



# সূচীপত্র

## প্রথম ভাগ: মনৰ গুরুত্বতা।

পাতনি	11
1. মন আমাৰ যুদ্ধক্ষেত্ৰ	15
2. অতি প্ৰয়োজনীয় বিষয়	27
3. হাৰ নামানিব!	33
4. অলপ অলপকৈ	39
5. নিশ্চিত হওঁক	45
6. মনক বাঞ্ছি বখা আত্মা	57
7. আপুনি যি বিষয়ে ভাবিছে সেই বিষয়েই ভাবক	63

## দ্বিতীয় খণ্ড: মনৰ অৱস্থা।

পাতনি	73
8. মোৰ মন কেতিয়া স্বাভাৱিক?	77
9. উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰা মন	85
10. বিভ্রান্ত মন	93
11. সন্দেহজনক আৰু অবিশ্বাসী মন	103
12. উৎকঢ়িত আৰু দুশ্চিন্তাগ্রস্ত মন	117
13. ন্যায় নির্গঢ়কাৰী, সমালোচনামূলক আৰু সন্দেহজনক মন	131
14. নিষ্ক্ৰিয় মন	147
15. খীঁষ্টৰ মন	157

## তৃতীয় ভাগ: নিষ্পত্তি চেষ্টা কৰা মনোভাৱ

পাতনি	181
16. নিষ্পত্তি চেষ্টা কৰা মনোভাৱ #1: “মোৰ ভবিষ্যত, মোৰ অতীত আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰ।”	187

## ৪ সূচীপত্র

17. নিষ্ঠল চেষ্টা করা মনোভাব #2: “মোৰ হৈ কোনোৰা এজনে কৰিব, মই দায়িত্বটো ল'ব নিবিচাৰো।”	195
18. নিষ্ঠল চেষ্টা করা মনোভাব #3: “অনুগ্রহ কৰি সকলো সহজ কৰক্যদি কথাবোৰ খুব কঠিন হয় মই তাক থহণ কৰিব গোৱাবোঙ্গ।”	205
19. নিষ্ঠল চেষ্টা করা মনোভাব #4: “মোৰ উপায় নাই, মই মাত্ৰ ভোৰ ভোৱোৱাত আনৰ দোষ বিচৰাত আৰু আপত্তি দৰ্শোৱাত আসন্ত”	213
20. নিষ্ঠল চেষ্টা করা মনোভাব #5: “কোনো কথাৰ কাৰণে মোক অপেক্ষা নকৰোৱাব মই সকলো কথা তৎক্ষণাত পোৱাৰ যোগ্য।”	223
21. নিষ্ঠল চেষ্টা করা মনোভাব #6: “মোৰ আচৰণ হয়তো ভুল কিষ্ট এইটো মোৰ ভুল নহয়।”	233
22. নিষ্ঠল চেষ্টা করা মনোভাব #7: “মোৰ জীৱন ইমান দুদৰ্শাগ্রস্ত মই নিজৰ বাবে অনুতপ্ত অনুভৰ কৰো কাৰণ মোৰ জীৱনটো ইমান শোচনীয় অৱস্থাৰ।”	245
23. নিষ্ঠল চেষ্টা করা মনোভাব #8: “মই ঈশ্বৰৰ আশীৰ্বাদৰ যোগ্য নহও কাৰণ মই সুগুণ সম্পন্ন নহয়।”	253
24. নিষ্ঠল চেষ্টা করা মনোভাব #9: “যেতিয়া আন প্ৰত্যেকেই মোতকে ভাল হয় মই কিয় অসহিষ্ণুও আৰু ঈৰ্যালু নহ'ম?”	261
25. নিষ্ঠল চেষ্টা করা মনোভাব #10: “মই মোৰ ইচ্ছামতে কৰিম, বা নকৰোৱেই।”	271
টোকা	277
কিতাপৰ তালিকা	279
লিখকৰ বিষয়ে	281

প্রথম ভাগ

মনৰ গুৰুত্বতা



## পাতনি

আমি কেনেকৈ আমাৰ চিন্তাসমূহ গুৰুত্বপূৰ্ণ বুলি  
প্ৰকাশ কৰিব পাৰো সেই কথা হিতোপদেশ ২৩:৭  
পদত এইদৰে পাৰ্ণ “কিয়নো তেওঁৰ (মানুহ) মনৰ  
ভাৱ যেনেকুৱা, তেওঁৰ প্ৰকৃতিও তেনেদৰে।”

মই দীৰ্ঘ দিন ধৰি ঈশ্বৰৰ পৰিচয়া আৰু তেওঁৰ  
বাক্য পঢ়াৰ যোগেন্দি, মই বাক্য পঢ়াৰ আৰু  
চিন্তাধাৰাৰ গুৰুত্ব বেছি অনুভৱ কৰিছো। মই দেখো  
যে নিয়মিয়াকৈ এই বিষয়ে পঢ়িবৰ বাবে পৰিত্র  
আত্মাই মোক আগুৱাই নিয়ে।

আমি যেতিয়ালৈকে এই পৃথিৱীত থাকো তেতিয়ালৈকে বাক্য আৰু চিন্তাধাৰাৰ বিষয়ে  
পঢ়াটো প্ৰয়োজন বুলি মই বিশ্বাস কৰো আৰু কওঁ। যিকোনো বিষয়ে আমি যিমানেই নাজানো  
কিয়, কিন্তু আমি শিকিবলগীয়া নতুন বিষয় সদাই থাকে; আৰু আমি আগতে শিকা কথাবোৰ  
পুনৰ সজীৱ কৰাৰ প্ৰয়োজন।

হিতোপদেশ ২৩:৭ পদে সঁচাকৈয়ে কি বুজাইছে? কিং জেমছত এইদৰে কৈছে কিয়নো  
তেওঁৰ (মানুহৰ) মনৰ ভাৱ যেনেকুৱা, তেওঁৰ প্ৰকৃতিও তেনেদৰে। আন অনুবাদত কৈছে,  
“মানুহে হাদয়ত যিদৰে ভাৱে, তেওঁ সেইদৈৰেই হয়।”

আমাৰ মন সকলো কাৰ্য্যৰ চলাওতা বা অগ্ৰদৃত হয়। ৰোমীয়া ৮:৫ পদে ইয়াকেই স্পষ্ট  
কৰিছে! “কিয়নো মাংসৰ অনুসাৰে চালিতসকলে মাংসিকভাৱে ভাৱে; কিন্তু আত্মাৰ অনুসাৰে  
চালিত সকলে আত্মিক বিষয়ে ভাৱে।”

আমাৰ চিন্তাধাৰাৰ পোনপটীয়া পৰিনাম আমি কৰা কাৰ্য্য। যদি আমাৰ মনটো বিপৰীতমুখী  
হয়, আমাৰ জীৱনটোও বিপৰীতমুখী হ'ব। আনহাতে যদি আমি আমাৰ মনটো ঈশ্বৰৰ বাক্যৰ  
দ্বাৰাই নতুন কৰো, ৰোমীয়া ১২:২ পদত প্ৰতিজ্ঞা কৰাৰ দৰে আমাৰ জীৱনত “ভাল, গ্ৰহণীয়  
আৰু ঈশ্বৰৰ নিখুঁত ইচ্ছাতে” আমাৰ অভিজ্ঞতাবোৰ প্ৰমাণিত হয়।

“(কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ  
সাংস্কৰ নহয়, কিন্তু দুৰ্গ ভাণ্ডিবলৈকেো  
ঈশ্বৰৰ আগত বলবান; ) আমি মনৰ  
তৰ্ক বিতৰ্ক, আৰু ঐশ্বৰিক জ্ঞানৰ  
বিৰুদ্ধে উৎপাদিত হোৱা সকলো বাধা  
ভাণ্ডি পেলাই, সকলো কঞ্জাক বন্দী  
কৰি খ্ৰীষ্টৰ আজ্ঞাধান কৰিছে।”

২ কৰিষ্ঠীয়া ১০:৪-৫

মই এই কিতাপখন তিনিটা মূল ভাগত বিভক্ত কৰিছো। পথমভাগ চিন্তাধাৰৰ গুৰুত্বতাৰ বিষয়ে। আপোনাৰ হৃদয়ত সদাইৰ বাবে মই দৃঢ়তাৰে এইটো স্থাপিত কৰিব খুজিছো যে আপুনি যি বিষয়ে চিন্তা কৰে সেই বিষয়েই চিন্তা কৰিবলৈ আৰস্ত কৰাৰ প্রয়োজন।

বহুতো মানুহৰ চিন্তা কৰাৰ পদ্ধতিয়েই সমস্যাৰ মূল, সেয়ে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাই সমস্যাৰ সৃষ্টি কৰে। প্রত্যেককে চয়তানে ভুল চিন্তা প্ৰদান কৰে, কিন্তু আমি সেয়া গ্ৰহণ কৰিব নালাগে। পৰিত্ব আঘাৰ দ্বাৰা কেনে ধৰণৰ চিন্তাধাৰা গ্ৰহণীয় হয় আৰু কি গ্ৰহণীয় নহয় শিকক।

২য় কৰিছীয়া ১০:৪-৫ পদে স্পষ্টভাৱে দেখুৱাই যে আমি ঈশ্বৰৰ মনৰ ভাব আৰু আমাৰ মনৰ ভাৱ তুলনা কৰিবলৈ হ'লে ঈশ্বৰৰ বাক্য ভালদৰে জানিব লাগিব; ঈশ্বৰৰ বাক্যৰ উপৰিও যি কোনো চিন্তাই নিজকে উন্নত কৰিবলৈ চেষ্টা কৰিলে আমি তাক দমন কৰি যীচুঁৰীষ্টৰ অধীনলৈ নিজকে আনিব লাগে।

মই প্ৰাৰ্থনা কৰো যে এই কিতাপখনে আপোনাক সেইদৰে কৰিবলৈ সহায় কৰক।

মনটোৱেই যুদ্ধক্ষেত্ৰ। গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি ঈশ্বৰৰ চিন্তাৰ সৈতে আমাৰ চিন্তাসমূহ আগুৱাই নিব লাগে। ই এটা ব্যৰস্থা যাৰ বাবে পঢ়া আৰু সময়ৰ প্রয়োজন। কেতিয়াও এৰি নিদিব, কাৰণ লাহে লাহে আপুনি সলনি হব ধৰিছে। ভালৰ কাৰণে আপুনি যিমানেই মনক সলনি কৰিব, আপোনাৰ জীৱনো সেইদৰে ভালৰ বাবে বেছি সলনি হ'ব। আপোনাৰ চিন্তাধাৰাত আপোনাৰ কাৰণে যেতিয়া ঈশ্বৰৰ আঁচনিবোৰ গম পাৰ, আপুনি তাৰ সৈতে খোজ দিবলৈ আৰস্ত কৰক।

অধ্যায়

১

মন আমাৰ যুদ্ধক্ষেত্ৰ



## মন আমাৰ যুদ্ধক্ষেত্ৰ

ইফিচীয়া ৬:১২ পদত আমি দেখিছো যে আমি যুদ্ধৰ মাজত আছো। এই পদটো যত্ন সহকাৰে পঢ়লৈ গম পাও যে আমাৰ যুদ্ধ আন মানহৰ সৈতে নহয় কিন্তু দুষ্টআত্মা আৰু চয়তানৰ সৈতে হয়। আমাৰ শক্তচয়তানে আমাক কুটনৈতিক কৌশল আৰু প্ৰবৰ্ধনাৰে পৰিকল্পিত আঁচনি আৰু বিবেচনাৰে প্ৰতাৰণা কৰি পৰাজয় কৰিবলৈ চেষ্টা কৰে।

কিয়নো তেজ আৰু মাংসৰে সৈতে আমাৰ মঞ্জযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা এই অঙ্গকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টৰ আঞ্চিক দলবোৰে সৈতে হৈছে।

ইফিচীয়া ৬:১২

চয়তান মিছলীয়া হয়। তাক মিছাৰ পিতৃ আৰু মিছলীয়া বুলি ঘীচুৱে কয় (যোহন ৮:৪৪) সি আপোনাক আৰু মোক মিছা কয়। সি আমাক নিজৰ বিষয়ে, আনলোকৰ বিষয়ে, আৰু পৰিস্থিতিৰ বিষয়ে যি কয় সেয়া সত্য নহয়। দৰাচলতে সি একেসময়তে আমাক সকলো মিছা নকয়।

সি বুদ্ধি কৌশলৰে বিৰক্তিকৰ চিন্তা, অবিশ্বাস, সন্দেহ, ভয়, বিস্ময়কৰ কথা, যুক্তি-তৰ্ক আৰু নিয়ন্ত্ৰণ নীতিৰ দ্বাৰাই আমাৰ মনত বোমা পেলাবলৈ আৰস্ত কৰে। সি সাৰধানেৰে লাহে লাহে আগুৱাই, (যিহেতু, পৰিকল্পিত আঁচনি কাৰ্য্যকাৰী কৰিবলৈ সময় লাগে) মনত ৰাখিব, যুদ্ধ কৰিবৰ বাবে তাৰ কুটনৈতিক কৌশল আছে। দীৰ্ঘ দিনৰ কাৰণে সি আমাক চালি জাৰি থাকে।

আমাৰ কি ভাল লাগে আৰু কি বেয়া লাগে সি জানে। সি আমাৰ নিৰাপত্তাহীনতা, আমাৰ দুৰ্বৰ্লতা আৰু আমাৰ ভয়বোৰ জানে। আমাক কিহে আমনি দিয়ে যি জানে। আমাৰ পৰাজয় কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন সি ল'বলৈ ইচ্ছা কৰে। চয়তানৰ এটা ডাঙৰ শক্তি হৈছে ধৈৰ্য।

### ভেদ কৰিব নোৱাৰা দুৰ্গক ভাণ্ডি পেলাওক

কিয়নো আমাৰ যুদ্ধৰ অন্তৰ্শক্তি মাংসিক নহয় [মাংস আৰু তেজৰ], কিন্তু দুগ্ৰ ভাণ্ডিবলৈকো ঈশ্বৰৰ আগত বলৱান;

আমি মনৰ তর্ক-বিতৰ্ক, আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উথাপিত হোৱা কঠিন  
বিষয় সকলোকে ভাণ্ডি পেলাই সকলো কল্পনাক বন্দী কৰি খ্রীষ্টৰ আজ্ঞাধন কৰিছোঁ।

২ কৰিষ্টীয়া ১০:৪-৫

চয়তানে সারধানেৰে কুটনৈতিক কৌশল আৰু চতুৰ প্ৰতাৰণাৰে আমাৰ মনত কিছুমান  
চিন্তাৰ সৃষ্টি কৰি “ভেদ কৰিব নোৱাৰ দুৰ্গ” স্থাপন কৰিবলৈ চেষ্টা কৰে।

উক্ত বাক্যফাক্তি পাচনি পোলে চয়তানৰ ভেদ কৰিব নোৱাৰা দুৰ্ঘৎক জয় কৰিবলৈ  
কিছুমান অস্ত্ৰৰ প্ৰয়োজন বুলি কৈছে। পৰৱৰ্তী সময়ত আমি এই অস্ত্ৰসমূহৰ বিষয়ে অধিক  
শিকিম, অনুগ্ৰহ কৰি লক্ষ কৰক যে আমি পুনৰ যুদ্ধত ব্যস্ত হৈ আছো এই যুদ্ধ আঞ্চলিকযুদ্ধ।  
৫ পদটোৱে স্পষ্ট ভাবে যুদ্ধক্ষেত্ৰৰ স্থান দেখুৱাই দিছে য'ত এই যুদ্ধ চলি আছে।

এই পদটোৰ অনুবাদত (Amplified Bible) কৈছে যে আমি এই অস্ত্ৰ ল'ব লাগিব আৰু  
তর্ক-বিতৰ্ক ত্যাগ কৰিব লাগিব। চয়তানে আমাৰ সৈতে তৰ্ক কৰে, সি আমাক নিয়ন্ত্ৰণ নীতি  
আৰু বিচাৰ শক্তি দেখুৱাই দিয়ে। এই সকলো কাৰ্য্য মনৰ ভিতৰলৈ যায়।

মন হৈছে আমাৰ যুদ্ধক্ষেত্ৰ।

### পৰিস্থিতিৰ সাৰাংশ

সেয়ে আমি এতিয়ালৈকে যি দেখিছোঁ :

- ১। আমি যুদ্ধত ব্যস্ত হৈছোঁ।
  - ২। চয়তান আমাৰ শক্তি।
  - ৩। মন আমাৰ যুদ্ধক্ষেত্ৰ।
  - ৪। আমাৰ মনত ভেদ কৰিব নোৱাৰা দুৰ্গ প্ৰতিষ্ঠা কৰিবলৈ চয়তানে পৰিশ্ৰম কৰি  
কাৰ্য্য কৰে।
  - ৫। সি কুটনৈতিক কৌশল আৰু প্ৰতাৰণাৰে এই সকলো কৰে (পৰিকল্পিত আঁচনি  
আৰু বিবেচনাৰে প্ৰতাৰণা কৰি)
  - ৬। সি খৰধৰ নকৰে; আঁচনিটো সম্পূৰ্ণ কৰিবলৈ সি সময় লয়।
- দৃষ্টান্তৰ মাজেৰে তাৰ আঁচনিবোৰ আৰু স্পষ্টভাৱে জানিবলৈ চালি জাৰি চাওঁ।

## ମେରୀର ବିଷୟେ

ମେରୀ ଆକୁ ତେଓଁ ସ୍ଵାମୀ ଜ'ନେ ସୁଖୀ ବୈବାହିକ ଜୀବନର ଆନନ୍ଦ ଉପଭୋଗ କରା ନାହିଁଲ । ତେଓଁଲୋକର ମାଜତ ସଦାୟ ସଂଘର୍ଷ ହେଛିଲ । ତେଓଁଲୋକ ଦୁଯୋ ଖଣ୍ଡିଆଳ, ତିକ୍ତତାରେ ପୂର୍ଣ୍ଣ ଆକୁ ବିରକ୍ତିକର ବ୍ୟକ୍ତି ଆଛିଲ । ତେଓଁଲୋକର ଦୁଟା ସନ୍ତାନ ଆଛିଲ ଯି ସବରୀ ସମସ୍ୟାର ଦ୍ୱାରା ପ୍ରଭାରିତ ଆଛିଲ । ତେଓଁଲୋକର ସ୍କୁଲର କାମ ଆକୁ ବ୍ୟରହାବତ ସଂଘର୍ଷଇ ଦେଖା ଦିଛିଲ । ଏଟା ସନ୍ତାନର ସ୍ନାଯୁର ଦୁର୍ବଲତାର କାରଣେ ପେଟର ସମସ୍ୟା ହେଛିଲ ।

ମେରୀର ସମସ୍ୟା ହିଁଲ ତେଓଁ ଜ'ନକ ସବର ମୁରବୀ କେନେକେ କରିବ ଜନା ନାହିଁଲ । ତେଓଁ ସକଳୋକେ ଦମନ କରିଛିଲ, ତେଓଁ ସକଳୋ ମୀମାଂସା, ଧନର ଆୟ-ବ୍ୟୟ, ସନ୍ତାନ ସକଳକ ଅନୁଶୋସନ କରା କାର୍ଯ୍ୟ ନିଜେ କରିବ ବିଚାରିଛିଲ । ତେଓଁର ଯାତେ “ନିଜର” ଟକା ହୟ ତାର ବାବେ ତେଓଁ କାମ କରିବ ଖୁଜିଛିଲ । ତେଓଁ ସ୍ଵାରଳଞ୍ଚୀ, ଜୋରକୈ କଥା କୋରା, ତାଗିଦା ଦିଯା ଆକୁ ଖେଚଖେଚାଇ ଥକା ବ୍ୟକ୍ତି ଆଛିଲ ।

ଏତିଆ ଆପୁନି ହୟତୋ ଭାବିବ, “ମହିଇଯାର ଉତ୍ତର ପାଇଛୋ । ତେଓଁ ଯୀଚୁକ ଜନାର ପ୍ରଯୋଜନ ।”

ତେଓଁ ଯୀଚୁକ ଜାନେ ! ମେରୀଯେ ପାଁଚ ବଚ୍ଚର ଆଗତେଇ ତେଓଁର ପରିବାର କର୍ତ୍ତା ହିଚାବେ ଯୀଚୁକ ଗ୍ରହଣ କରିଛିଲ— ଜ'ନର ସୈତେ ବିଯା ହୋରାର ତିନି ବଚ୍ଚର ପାଚତ ।

“ମେରୀଯେ ଯୀଚୁକ ପରିବାରକର୍ତ୍ତା କାପେ ଗ୍ରହଣ କରାବ ପାଚତୋ ସଲନି ହୋରା ନାଇ ବୁଲି ଆପୁନି କ'ବ ଖୋଜେ ନେକି ?” ହୟ, ପରିବର୍ତ୍ତନ ହେଛେ ଯଦିଓ ବେଯା ସ୍ଵଭାବର କାରଣେ ଅନବରତେ ତେଓଁ ନିଜକେ ଦୋଷୀ ବୁଲି ଅନୁଭବ କରେ ତଥାପିଓ ତେଓଁ ସ୍ଵର୍ଗଲୈ ଯାବ ବୁଲି ବିଶ୍ଵାସ କରେ । ତେଓଁର ଏତିଆ ଆଶା ଆଛେ । ଯୀଚୁକ ଲଗ ପୋରାବ ଆଗତେ ତେଓଁ ଦୁର୍ଦ୍ଶାଗ୍ରହଣ ଆକୁ ଆଶାହୀନ ଆଛିଲ; ଏତିଆ ତେଓଁ କେବଳ ଦୁର୍ଦ୍ଶାଗ୍ରହଣ ।

ମେରୀଯେ ତେଓଁର ମନୋଭାର ଭୂଲ ବୁଲି ଜାନିଛିଲ । ତେଓଁ ସଲନି ହିଁବ ବିଚାରିଛିଲ । ଦୁଜନ ମାନୁହର ପରା ତେଓଁ ପରାମର୍ଶଓ ଗ୍ରହଣ କରିଛିଲ, ଆକୁ ଖଂ, ବିଦୋହ, କ୍ଷମା କରିବ ନୋରାବା, ବିରକ୍ତି ପ୍ରକାଶ କରା ସ୍ଵଭାବ ଆକୁ ତିକ୍ତତାର ଓପରାତ ଜୟ ଲୋଭ କରିବିଲେ ପ୍ରାୟ ସକଳୋ ପ୍ରାର୍ଥନାର ଦଳକ ଅନୁବୋଧ କରିଛିଲ । ତେଓଁ ଅଧିକ ସଲନିହୋରା ତେଓଁ କିମ୍ବା ଦେଖା ନାହିଁଲ ?

ବୋମୀଯା 12:2 ପଦତ ଇଯାର ଉତ୍ତର ପାଇଁ : ତୋମାଲୋକ ଜଗତର (ଏଟି ଯୁଗର) ଅନୁରପ ନହିଁବା, (ପ୍ରଚଲିତ ବୀତିର ପାଚତ ଚଲି ଆକୁ ବାଜିକ, ଓପରୋରା ବୀତି ଗ୍ରହଣ କରି), କିନ୍ତୁ ତୋମାର ମନର (ସମ୍ପୂର୍ଣ୍ଣ) ନତୁନତାରେ କପାତ୍ତିରିତ ହୋରା (ସଲନି) (ନତୁନ ଚିନ୍ତା ଆକୁ ନତୁନ ସ୍ଵଭାବରେ), ମେଯେ ଯାତେ ତୁମି ପ୍ରମାଣ କରିବ ପାରା (ତୋମାର ନିଜର କାରଣେ) କୋନଟୋ ଭାଲ ଆକୁ ଗ୍ରହଣିଯ

আৰু সংশ্লিষ্ট প্ৰকৃত ইচ্ছা, আনকি যিটো কথা ভাল আৰু গ্ৰহণীয় আৰু নিখুঁত (তোমাৰ কাৰণে তেওঁৰ দৃষ্টিত)।

মেৰীৰ মন ভেদ কৰিব নোৱাৰ দুৰ্গস্বৰূপ আছিল তেওঁৰ মনত বছৰ বছৰ ধৰি এই ভাৰআছিল। তেওঁ আনকি নিজেও বুজা নাছিল সেইবোৰ কেনেকৈ মনলৈ আহিল। তেওঁ জানিছিল যে তেওঁ বিদ্ৰোহী, সকলোকে দমন কৰিবলৈ চেষ্ট কৰা আৰু খেচখেচাই থকা স্বভাৱৰ হ'ব নালাগে। কিন্তু তেওঁৰ স্বভাৱ সলানি কৰিবলৈ কি কৰিব লাগে তেওঁ জনা নাছিল। সেয়ে দেখা গৈছিল তেওঁ কিছুমান পৰিস্থিতিত অশোভনীয় আচৰণ কৰিছিল কাৰণ তেওঁ নিজকে দমন কৰিব পৰা নাছিল।

মেৰীয়ে নিজৰ চিন্তাক দমন কৰিব নোৱাৰ কাৰণে নিজৰ কাৰ্য্যকো দমন কৰিব পৰা নাছিল। চয়তানে তেওঁৰ জীৱনৰ শৈশৰ কালতেই তেওঁৰ মনত দুৰ্গ স্থাপন কৰে। যাৰ কাৰণে তেওঁ চিন্তাবোৰ দমন কৰিব পৰা নাছিল।

চয়তানে মেৰীৰ খুৰ কম বয়সতে সু-পৰিকল্পিত আৰু গুণাগঠৰ্থা কৰি কৰা প্ৰতাৰণা তেওঁৰ মনত ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল। সেয়ে শৈশৰ কালতেই মেৰীৰ সমস্যাবোৰ আৰম্ভ হৈছিল।

মেৰীৰ পিতৃ অসম্ভৱ দাস্তিক আছিল; সেয়ে তেওঁৰ মন ভালে নাথাকিলে প্ৰায়ে মেৰীক মাৰিছিল। যদি তেওঁ এটাও ভূল কৰে, পিতৃয়ে তেওঁৰ ওপৰত খৎ উজাৰিছিল। পিতৃয়ে তাইৰ প্ৰতি আৰু মাকৰ প্ৰতি কৰা বেয়া ব্যৱহাৰৰ কাৰণে মেৰীয়ে বছ বছৰ অসহায় হৈ যাতনা ভুগিছিল। পত্ৰী আৰু ছোৱালীৰ প্ৰতি তেওঁ সকলো সময়তে অসমান দেখুৱাইছিল। অৱশ্যে মেৰীৰ ভায়েকে ভূল নকৰিছিল। এনে লাগিছিল যেন সি ল'ৰা কাৰণেই দয়াৰ পাত্ৰ আছিল।

মেৰী ঘোল্ল বছৰীয়া হোৱালৈকে, চয়তানে বছৰ বছৰ ধৰি মেৰীৰ পুৰণি ধ্যান-ধাৰণা সলাই নতুন চিন্তা কৰিবলৈ উদ্গনি দিছিল, তেওঁক কোৱা মিছা কথাখিনি এনেধৰণৰ : “মানুহে ভাবে সঁচাকৈয়ে তেওঁলোকৰ কিবা আছে। তেওঁলোক সকলো একে; আপুনি তেওঁলোকক বিশ্বাস কৰিব নোৱাৰে। আপোনাক তেওঁলোকে কষ্ট দিয়ে আৰু আপোনাৰ পৰা সুবিধা লব খোজে। আপুনি যদি পুৰুষ হয়, আপুনি জীৱনত এইদৰে কৰিব পাৰিব। আপুনি যি কৰিব খোজে কৰিব পাৰে। আপোনাৰ চাৰিওফালে মানুহক আদেশ দিব পাৰে, প্ৰভৃতি চলাৰ পাৰে, আপোনাৰ আনন্দৰ কাৰণে মানুহক যি কোনো ধৰণে ব্যৱহাৰ কৰিব পাৰে, আৰু কোনেও (বিশেষকৈ পত্ৰী বা ছোৱালীয়ে) ইয়াৰ কাৰণে একো কৰিব নোৱাৰে।

তাৰ ফলত, মেৰীৰ মন দৃঢ়প্রতিজ্ঞ আছিল : ‘‘মই যেতিয়া ইয়াৰ পৰা আতৰি যাম, কোনেও মোক ইয়ালৈ পুনৰ ঘূৰাই আনিব নোৱাৰে।’’

তেওঁৰ মনৰ যুদ্ধক্ষেত্ৰত ইতিমধ্যে চয়তানে যুদ্ধ আৰম্ভ কৰিছিল। দহ বছৰ ধৰি বাবে বাবে সেই চিন্তাবোৰে আপোনাৰ মস্তিষ্কত এশ হাজাৰ বাৰ বা তাতোকৈও বেছি যদি কাম কৰে, আৰু চাওঁক আপুনি যদি বিয়া হ'বলৈ প্ৰস্তুত হৈছে আৰু মৰমলগা, বাধ্য, আৰু ভাল পোৱা পত্নী হ'বলৈ ইচ্ছা কৰিছে। তথাপিও যদি কিবা আচৰ্যজনক ভাবে আপুনি হ'ব খোজে, কেনেকৈ হ'ব আপুনি নাজানে। এনে ধৰণৰ খেলিমেলি আজি মেৰীয়ে নিজৰ মাজত বিচাৰি পাইছে। তেওঁ কি কৰিব? আমি যিকোনো এজনে তেনে পৰিস্থিতিত কি কৰিব পাৰো?

### বাক্যৰ অন্ত

মোৰ বাক্যতে যদি তোমালোক থাকা। (মোৰ শিক্ষাবোৰ ধৰি বাখা আৰু তাৰে সৈতে মিলি জীয়াই থাকা), তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিয়।

আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।

যোহন ৮:৩১-৩২

ইয়াত যীচুৱে আমাক কৈছে আমি কেনেকৈ চয়তানৰ মিছাৰ ওপৰত জয় লাভ কৰিম। আমাক ঈশ্বৰৰ সত্য জ্ঞান নিশ্চয় লাগিব, তেওঁৰ বাক্যৰে মনটো নতুন কৰিব লাগিব, তাৰ পাচত দুর্গ ভাঙিবলৈ আৰু ঈশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উথাপিত হোৱা কঠিন বিষয় সমূহ ভাঙি পেলাবলৈ ২য় কৰিছিয়া ১০:৪-৫ পদৰ অস্ত্র ব্যৱহাৰ কৰিব লাগিব।

এই বাক্যৰ “অন্ত” সমূহ প্ৰচাৰ, শিক্ষা, কিতাপ, টেপ, আলোচনা চক্ৰ আৰু ব্যক্তিগত বাইবেল অধ্যয়নৰ মাজেৰে পোৱা যায়। কিন্তু আমি নিশ্চয় বাক্যত “লাগি” (অহৰহ) থাকিব লাগিব যেতিয়ালৈকে পৰিত্ব আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ই প্ৰকাশ নাপায়। গুৰুত্বপূৰ্ণ কথা হ'ল বাক্যত লাগি থকাটো। মাৰ্ক ৪:২৪ পদত যীচুৱে কৈছে, যি জোখেৰে (ধ্যায়ান আৰু চিন্তাৰে) তোমালোকে জোখা (তোমালোকে শুনা সত্যতাৰে) সেই জোখেৰে (জ্ঞান আৰু পৰিত্বতাৰে) তোমালোকলৈকো জোখা হ'ব। মই পুনৰ কওঁ, আমি নিশ্চয় বাক্যৰ অস্ত্র অবিবামভাৱে ব্যৱহাৰ কৰিব লাগিব।

আমাৰ কাৰণে প্ৰশংসা আৰু প্ৰাৰ্থনা আন দুটা ঈশ্বৰিক অস্ত্ৰ হয়। যি কোনো যুদ্ধৰ পৰিকল্পনাতকে প্ৰশংসাই চয়তানক সোনকালে পৰাজয় কৰে, কিন্তু প্ৰশংসা হাদয়ৰ আন্তৰিকতাৰে হ'ব লাগিব, কেৱল ওঠেৰে নহয় বা এই প্ৰশংসাই কাম কৰিছেনে নাই, কোনো পদ্ধতিৰে চোৱাৰ দ্বাৰাই নহয়। আৰু প্ৰাৰ্থনা আৰু প্ৰশংসা দুয়ো বাক্যত নিৰ্ভৰ হব লাগিব। আমি ঈশ্বৰৰ বাক্যৰে আৰু ঈশ্বৰৰ দয়াৰে তেওঁৰ প্ৰশংসা কৰিব লাগিব।

প্রার্থনা হৈছে ঈশ্বৰৰ সৈতে সমন্বয়। আমাক সহায় কৰিবলৈ প্রার্থনা কৰা নিবেদনেৰে আমনি কৰা কিছুমান কথা ঈশ্বৰক ইয়াৰ দ্বাৰাই প্ৰকাশ কৰা হয়।

যদি আপুনি ফলদায়ক প্রার্থনাশীল জীৱন বিচাৰিছে, ঈশ্বৰৰ সৈতে ভাল সমন্বয় স্থাপন কৰক। আপোনাক তেওঁ ভাল পাই, তেওঁ দয়াৰে পৰিপূৰ্ণ, সেয়ে তেওঁ আপোনাক সহায় কৰে, যীচুক জানিবলৈ চেষ্টা কৰক। তেওঁ আপোনাৰ বন্ধু। তেওঁ আপোনাৰ কাৰণে মৃত্যু বৰণ কৰিলৈ। পৰিত্ব আঢ়াক জানিবলৈ চেষ্টা কৰক। সহায়কৰ্ত্তাৰপে তেওঁ সদায় আপোনাৰ লগত থাকে। তেওঁক আপুনি সহায় কৰিবলৈ দিয়ক।

ঈশ্বৰৰ বাক্যেৰে আপোনাৰ প্রার্থনা পৰিপূৰ্ণ কৰিবলৈ শিকক। ঈশ্বৰৰ বাক্য আৰু আমাৰ প্ৰয়োজনীয়তা নিৰ্ভৰ কৰে আমি তেওঁৰ কাষ কেনেকৈ চাপিছো।

সেয়ে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ এই বাক্যই আমাৰ অস্ত্ৰ হয় ২য় কৰিষ্ঠিয়াত পৌলে কোৱাৰ দৰে আমাৰ অস্ত্ৰ দৈহিক (মাংসিক) অস্ত্ৰ নহয়, সেয়া ঐশ্বৰিক অস্ত্ৰ। আমাক ঐশ্বৰিক অস্ত্ৰৰ প্ৰয়োজন কাৰণ আমি শক্তিশালী আঢ়াৰ সৈতে যুঁজ কৰিছো, আনকি চয়তানেও সেই কথা জানে। যীচুৱে নিজেও জনবসতিহীন ঠাইত থাকোতে চয়তানক পৰাজয় কৰিবলৈ বাক্যৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল, (লুক ৪:১-১৩)। প্ৰত্যেকবাবেই চয়তানে তেওঁক মিছ কৈছিল, যীচুৱে বাইবেলত “এইদৰে লিখা” আছে বুলি আৰু বাক্যৰ উদ্দিতৰে সৈতে উভৰ দিছিল।

মেৰীয়ে তেওঁৰ অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ শিকাত, তেওঁৰ মনত গঢ়লৈ উঠ্যা দূৰ্গ ভাণ্ডিবলৈ তেওঁ আৰম্ভ কৰিছিল। তেওঁক মুন্ত কৰিব পৰা সত্যটো কি তেওঁ জানিছিল। তেওঁ দেখিছিল যে তেওঁৰ জাগতিক পিতৃৰ দৰে সকলো মানুহ একে নাছিল। কিছুমান তেওঁৰ পিতৃৰ দৰে হয়, কিন্তু বহুতো নহয়। তেওঁৰ স্বামী জন তেনে নহয়। জনে মেৰীক খুব ভাল পাইছিল।

## জনৰ বিষয়ে

কাহিনীৰ আনটো পিঠিত জন জড়িত হৈ আছে। তেওঁৰো সমস্যা আছিল সেয়ে তেওঁ আৰু মেৰী দুয়ো তেওঁলোকৰ বিবাহ, ঘৰ আৰু পৰিয়ালৰ সমস্যাবোৰত সমানে অংশীদাৰ আছিল।

জনে পৰিয়ালৰ মুৰব্বী হিচাপে তেওঁৰ স্থান ল'ব লাগিছিল। ঈশ্বৰে তেওঁক ঘৰৰ পুৰোহিত হোৱাটো বিচাৰিছিল। জনৰো পুনৰ জন্ম হৈছে আৰু পৰিয়ালৰ জীৱন ভালদৰে পৰিচালিত কৰিব জানে। তেওঁ জানে যে পৰিয়াল ঘৰুৱা খৰছ, ল'ৰা-ছোৱালী আৰু তেওঁৰ ওপৰত প্ৰভুত্ব চলাবলৈ পত্তীক দিব নালাগে। এই সকলো জানিও তেওঁ একো নকৰিছিল তাৰ পৰিৱৰ্তে পৰাজয় অনুভৱ কৰি নিজকেয়েন আৰু দুৰদৰ্শন আৰু খেলৰ মাজত ব্যস্ত ৰাখিছিল।

জ'নে নিজৰ দায়িত্বৰ পৰা লুকাই থাকে কাৰণ তেওঁ বিৰোধিতা কৰিবলৈ ভাল নাপায়। তেওঁ সহ কৰা স্বভাৱ ভাল পায়, সেয়ে ভাৱে, “যদি মই এই পৰিস্থিতিটো মনে মনে থাকি এৰি দিও ই হয়তো নিজেই কাম কৰিব।” কাৰ্য্যৰ পৰা আঁতৰি থাকি অজুহাত দেখুৱাই তেওঁ উক্তি দি কয় “এই বিষয়ে মই প্ৰাৰ্থনা কৰিম।” প্ৰাৰ্থনা কৰাটো আৱশ্যে ভাল, কিন্তু দায়িত্বৰ পৰা কেৱল আঁতৰি থাকিবলৈ যদি প্ৰাৰ্থনা কৰে তেতিয়া ভাল নহয়।

মই যেতিয়া কৈছো যে জ'নে ঈশ্বৰে দিয়া স্থান গ্ৰহণ কৰিব লাগে মই এই বিষয়ে কি বুজাৰ খুজিছো স্পষ্ট কৰিব দিয়ক। মই এইদৰে কব খোজা নাই যে তেওঁ “শক্তিমন্ত” হৈ ন্যায়সঙ্গত ক্ষমতাৰ বাবে উন্নেজিত আৰু পাগল হৈ কাৰ্য্য কৰক। ইফিচীয়া ৫:২৫ পদত শিকাইছে যে ঈশ্বৰে গীৰ্জাক ভাল পোৱাৰ দৰে মানুহে নিজৰ পত্নীক ভাল পাৰ লাগো। জ'নে দায়িত্ব লোৱা প্ৰয়োজন আৰু ক্ষমতা দায়িত্বৰ পৰাহে আহে। পত্নীৰ সৈতে তেওঁ কঠিনো হ'ব লাগে— কিন্তু সেয়ে মৰমেৰে। যদিও সৰু কালত মেৰীয়ে আঘাত পাইছিল তথাপি তেওঁ, বিশ্বাসত থিৰে থাকি ঈশ্বৰত বিশ্বাস কৰাৰ দ্বাৰাই নিজকে মুক্ত কৰি তেওঁ আত্মবিশ্বাসী হৈ বুজিব লাগে যে সকলো মানুহ তেওঁৰ পিতৃৰ দৰে নহয়।

জ'নে বহুতো কাম কৰিব লাগিছিল, কিন্তু মেৰীৰ দৰে তেওঁৰো একেই “মনৰ স্থিতি” সেয়ে তেওঁক বন্দী কৰি বাঞ্ছি ৰাখিবলৈ চয়ানৰ কাৰণে তেওঁৰ দুৱাৰ খোলা আছিল। জ'নৰ মনটো যুদ্ধ চলি আছিল। মেৰীৰ দৰে তেওঁকো সৰু আৱস্থাত কথাৰ দ্বাৰাই বেয়া ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ দাঙ্গিক মাত্ৰ চোকা জিভা আছিল আৰু সঘনাই তেওঁক আঘাত দিয়া কথা কৈছিল, যেনে : “জ'ন তুমি ইমান বিশৃংখল; তুমি কেতিয়াও একো কৰিব নোৱাৰো।”

জ'নে মাকক সন্তুষ্ট কৰিবলৈ বহু চেষ্টা কৰিছিল কিন্তু তেওঁৰ অনুমোদন খণ্ডন কৰিছিল (সকলো সন্তানে কৰাৰ দৰে) কিন্তু যিমানেই চেষ্টা কৰিছিল, সিমানেই ভূল কৰিছিল। তেওঁৰ বিশৃংখল অভ্যাসৰ কাৰণে তেওঁক মাকে সকলো সময়তে ‘জলধা’ বুলি কৈছিল। আৱশ্যে মাকক সুখী কৰিবলৈ ইমানেই চেষ্টা কৰিছিল যে তাৰ ফলত তেওঁ ভয়াতুৰ হৈ পৰিছিল। তাৰ কাৰণে আ'ত ত'ত বস্ত পেলাইছিল, আৰু সেয়ে তেওঁৰ উদ্দেশ্যত পৰাজয় বৰণ কৰিছিল।

বন্ধুত্ব কৰিব খোজা কিছুমান ল'বা-ছোৱালীৰ পৰা দুৰ্ভাগ্যজনকভাৱে অগ্রহ্য কৰাৰ অভিজ্ঞতা জ'নে লাভ কৰিছিল। আমাৰ বেছি ভাগৰে জীৱনত এনে ধৰণৰ ঘটনা সংঘটিত হয়, কিন্তু ইতিমধ্যে তেওঁ মাকৰ পৰা অৱহেলিত হোৱাৰ কাৰণে তেওঁ ধৰ্সমুখী হৈছিল।

স্তুলৰ সময়ত তেওঁ এজনী ছোৱালী ভাল পাইছিল যিজনীয়ে আন ল'বাৰ কাৰণে তেওঁক অগ্রহ্য কৰিছিল। সময়ৰ সোঁত এই সকলো কথা জ'নৰ জীৱনত গঠা হৈ ব'ল, আৰু চয়তানে তেওঁৰ ওপৰত ইয়াৰ দ্বাৰাই কাৰ্য্য কৰিলে, বছৰ বছৰ ধৰি তেওঁৰ মনত ভাঙিব।

নোৱাৰা গড় নিৰ্মাণ কৰিলে, কিবা এটা কৰিবলৈ জ'নৰ সাহস নাছিল কিন্তু তেওঁ শান্ত, লাজকুৰীয়া আছিল আৰু নিজকে এই সকলোৱে পৰা আঁতৰাই ৰাখিছিল।

জ'ন শান্ত স্বভাৱৰ লোক সেয়ে তেওঁ অশাস্তি সৃষ্টি কৰিব নোখোজে। বছৰ বছৰ ধৰি তেওঁৰ মনত কিছুমান চিন্তা আছিল, সেইবোৰ এনে ধৰণৰ : “আপুনি কি ভাবিছে সেই বিষয়ে আনক কোৱাৰ প্ৰয়োজন নাই; তেওঁলোকে এনেও নুশুনে। যদি মানুহে আপোনাক গ্ৰহণ কৰাটো বিচাৰিছে, আপুনি কেৱল তেওঁলোকে কি বিচাৰিছে সেয়া কৰাৰহে প্ৰয়োজন।”

এই বিষয়ত তেওঁ কিছু সময়ত কাৰ্য্য কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ হাৰ মানিব লগা হ'ল, সেয়ে অৱশেষত বিৰোধিতা কৰাটো কাৰ্য্যকৰী নহয় বুলি সিদ্ধান্তত উপনীত হ'ল।

“তেওঁ চিন্তা কৰিলে মই এনেও অৱশেষত পৰাজয় বৰণ কৰিব লাগিব”, “সেয়ে কিবা এটা কিয় আৰস্ত নকৰো?”

## ইয়াৰ উত্তৰ কি ?

প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিযন্তা কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ, আৰু অন্ধবিলাকৰ আগত পুনৰায় চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ, চেপা-খোৱা বিলাকক মুকলি কৰিবলৈ।

আৰু প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।

লুক ৪.১৮-১৯

জ'ন আৰু মেৰীৰ পৰম্পৰ বিৰোধী সমস্যাৰ কাৰণে তেওঁলোকৰ ঘৰৱা জীৱন কেনে আছিল কঞ্চনা কৰিবলৈ কঠিন নহয়। মনত ৰাখিব, মই কৈছিলো তেওঁলোকৰ মাজত বহুতো সংঘৰ্ষ আছিল। সংঘৰ্ষ সদায় দেখা পোৱা যুদ্ধ নহয়। সংঘৰ্ষ বহুতো সময়ত ঘৰৰ ভিতৰত গোপনে চলি থকা খৎ বাগ যিটো সকলোৱে জানে, কিন্তু কোনেও এই বিষয়ে একো নকৰে। তেওঁলোকৰ ঘৰৰ পৰিবেশ অসহ্যকৰ, আৰু চয়তানে তেনে অৱস্থা ভাল পায়।

জ'ন আৰু মেৰী আৰু তেওঁলোকৰ সন্তান সকলৰ কি হ'ব? তেওঁলোকে এইটো মানি লৰ পাৰিবনে? খীঢ়ীয়ানহৈ তেওঁলোকৰ বিবাহনষ্ট হোৱা আৰু পৰিয়াল ধৰণস হোৱা দেখিলৈ লাজ লাগে। আচলতে যদিও এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ। তেওঁলোকৰ সিদ্ধান্তৰ কাৰণে যোহন ৮: ৩১-৩২ পদৰ বাক্য তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ বাক্য। যদি তেওঁলোকে ঝৰ্ষৰ বাক্য সদায় পঢ়ে, তেওঁলোকে সত্যটো কি জানিব, আৰু সত্যৰে যদি কাৰ্য্য কৰে

তেওঁলোকে মুক্তি লাভ কৰিব। কিন্তু তেওঁলোক দুয়ো তেওঁলোকৰ মাজত হোৱা ঘটনাৰ সন্মুখীন হ'ব লাগিব আৰু তেওঁলোকৰ অতীতৰ কথাবোৰ যিদৰে তেওঁলোকৰ আগত ঈশ্বৰে প্ৰকাশ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি।

বাক্যৰ যোগেদি সদায় সত্যটো প্ৰকাশ পায়, কিন্তু দুখৰ বিয়া, মানুহে সদায় ইয়াক প্ৰহণ নকৰে। আমাৰ ভুলবোৰ সন্মুখীন হোৱা আৰু সেইবোৰ উচিত ব্যৱস্থা লোৱাটো কষ্ট দায়ক কথা। সাধাৰণতে ক'বলৈ গ'লে, মানুহে অসদাচৰণক ভুল নহয় বুলি স্বীকাৰ কৰে। অতীতক ধৰি বখাত আৰু ধৰংসামুক চিন্তাৰ দ্বাৰাই তেওঁলোকে জীৱনৰ বাকী কালছোৱা প্ৰভাৱিত হ'বলৈ দিয়ে।

আমি কিয় কষ্ট ভোগ কৰিছো আমাৰ অতীতে হয়তো বুজাই দিয়ে, কিন্তু আমি বন্দীত্বত থাকিবলৈ সেই অজুহাত নিশ্চয় ব্যৱহাৰ কৰিব নালাগে।

প্ৰত্যেকজন ব্যক্তি অজুহাতৰ পৰা মুক্ত কাৰণ যীচুৰে তেওঁৰ প্ৰতিজ্ঞাৰ দ্বাৰাই বন্দীয়াৰক মুক্ত কৰিবলৈ সদায় প্ৰস্তুত। আমি যদি তেওঁৰে সৈতে সকলো ক্ষেত্ৰত নিজকে পৰিচালিত কৰিবলৈচেষ্টা কৰো তেওঁ বিজয়ৰ শেষ ক্ষণলৈকে আমাৰ লগত থাকিব।

### মুক্ত হোৱাৰ উপায়

যি যি পৰীক্ষা মানুহৰ মাজত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাৰ সৈতে থাকিবৰ উপায়ো কৰিব।

১ কৰিষ্ঠীয়া ১০:১৩

উপৰোক্ত উদাহৰণ ব্যাখ্যাৰ পৰা মই আশা কৰো আপোনালোকে গম পাইছে কেনেকৈ চয়তানে আমাৰ জীৱনত আমাৰ পৰিস্থিতিবোৰ লৈ দুৰ্গ গঢ়ি তোলে আৰু কেনেকৈ মনৰ যুদ্ধক্ষেত্ৰত যুদ্ধ আৰস্ত কৰে। কিন্তু এই দুৰ্গবোৰ ভাণ্ডিবলৈ আমাৰ অস্ত্ৰ আছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়াক। ঈশ্বৰে আমাক পৰিত্যাগ নকৰে আৰু অসহায় কৰি এৰি নিদিয়ে। ১ কৰিষ্ঠীয়া ১০:১৩ পদত প্ৰতিজ্ঞা কৰিছে যে ঈশ্বৰে আমাক সহ্য কৰিব নোৱাৰাকৈ পৰীক্ষা নকৰে, কিন্তু সকলো পৰীক্ষা অতিক্ৰম কৰি মুক্ত হ'বলৈ তেওঁ আমাক উপায় দিয়ে।

আমি কোনো এজন জ'ন বা মেৰী হ'ব পাৰো। মই নিশ্চিত যে এই নাটকীয় ঘটনাৰ সৈতে আমি বেছিভাগেই কিবা নহয় কিবা ধৰণে জড়িত। এইবোৰ আভ্যন্তৰীণ সমস্যা—

তেওঁলোকৰ চিন্তা আৰু ব্যৱহাৰত । তেওঁলোকৰ বাহিৰত প্ৰকাশ পোৱা ব্যৱহাৰ তেওঁলোকৰ আভ্যন্তৰীণ জীৱনৰ প্ৰতিচ্ছবি । চয়তানে ভালদৰে জানে যে সি যদি আমাৰ চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে তেনেহলে, সি আমাৰ কাৰ্য্যকো নিয়ন্ত্ৰণ কৰিব পাৰিব ।

আপোনাৰ জীৱনত ভাড়িবলগীয়া হয়তো কিছুমান প্ৰধান দুৰ্গত আছে । আপোনাক উদ্গাবলৈ মোক ক'ব দিয়ক ‘ঈশ্বৰ আপোনাৰ পক্ষে ।’ যুদ্ধ চলি আছে, আৰু আপোনাৰ মন আপোনাৰ যুদ্ধক্ষেত্ৰ । কিন্তু আনন্দৰ কথা এই যে ঈশ্বৰে আপোনাৰ পক্ষে যুদ্ধ কৰি থাকে ।

অধ্যায়

২

## অতি প্রয়োজনীয় বিষয়



## অতি প্রয়োজনীয় বিষয়

কেবল এই এটা বাক্যই আমাক জানিবলৈ দিয়ে  
যে আমি সঠিক ভাবে ভবাটো অতি গুরুত্বপূর্ণ  
কথা। চিন্তা শক্তিশালী আৰু হিতোপদেশৰ লিখৰ  
মতে চিন্তা শক্তিৰ সৃষ্টি শীল গুণ আছে। আমি কি  
হম সেই বিষয়ে যদি আমাৰ চিন্তাবোৰে কাৰ্য কৰে তেনেহলে আমি সঠিক চিন্তা কৰাত  
নিঃসন্দেহে অগ্রাধিকাৰ দিব লাগে।

কিয়নো তাৰ মনৰ ভাৰ যেনেকৈ,  
তাৰ প্ৰকৃতিও তেনেকৈ

হিতোপদেশ- ২৩৪৭

আপোনাৰ চিন্তাবোৰ ইশ্বৰৰ বাক্যৰ আলমত হোৱাতো সম্পূর্ণ প্রয়োজন বুলি মই  
আপোনাৰ মনত সাঁচ বহুৱাৰ খোজো।

আপোনাৰ অস্বীকাৰসূচক মন আৰু নিশ্চিত জীৱন হ'ব নোৱাৰে।

### আত্মিক মনৰ বিপৰীতে মাংসিক মন

কিয়নো মাংসৰ অনুসাৰে হোৱাবিলাকে মাংসিক বিষয় ভাবে; কিন্তু আত্মাৰ অনুসাৰে  
হোৱাবিলাকে আত্মিক বিষয় ভাবে।

ৰোমীয়া ৮:৫

ৰোমীয়া আৰ্থ অধ্যায়ত আমাক শিকাইছে যে যদি আমি মাংসিক ভাবে “ভাৰো”, আমি  
মাংসিক ভাবে চলিম; কিন্তু যদি আমি আত্মিক ভাবে “ভাৰো” আমি আত্মিক ভাবে চলিম।

মোক বিপৰীত ভাবে কৰলৈ দিয়াকঃ যদি আমি মাংসিক ভাবে চিন্তা, ভূল চিন্তা, বিপৰীত  
মুখী চিন্তা কৰো, আমি আত্মিকভাবে কেতিয়াও চলিব নোৱাৰো। এনে লাগে সফল শ্রীষ্টিয়ান  
জীৱনৰ কাৰণে পুনৰ জন্ম আৰু ঐশ্বৰিক চিন্তাৰ আটাইতকৈ প্রয়োজন।

কিছু সময়ত আমি কিছুমান কথাত গুৰুত্ব আৰোপ কৰাটো কিমান প্রয়োজন যেতিয়ালৈকে  
ভৰা নাছিল আমি এলেহৰা আছিলো। কিন্তু যেতিয়া আমি উপলব্ধি কৰো যে যদি আমি  
এনেদেৰেই কথাবোৰ হ'বলৈ দিও তেনে ডাঙৰ সমস্যা হ'ব পাৰে, তেতিয়াহে আমি তাৰ  
গুৰুত্বটো উপলব্ধি কৰি বখাবলৈ চেষ্টা কৰো আৰু যত্ন লওঁ।

উদাহৰণ স্বৰূপে কওঁ, যেতিয়া বেক্ষে আপোনাক ফোন কৰি ক'ব যে আপোনাৰ বেক্ষণ হিচাপত ৮৫০ বেছিকৈ উলিৱা হৈছে। লগে লগে আপুনি সমস্যাৰ সন্মুখীন হ'ব। অৱশ্যে আপুনি বিচাৰ কৰাৰ পাছত দেখিব যে আপুনি জমা কৰিছো বুলি ভবা টকা জমা কৰা নাই। লগে লগে আপুনি বেক্ষলৈ গৈ টকা জমা কৰিব, যাতে আগলৈ আৰু কোনো সমস্যা নহয়।

সেই একদেৰে মনটো নতুন কৰি এই কথাবোৰ চিন্তা কৰাতো মই ভাল পাওঁ।

বছৰ বছৰ ধৰি ভুল চিন্তা কৰাৰ কাৰণে আপোনাৰ জীৱনটো হয়তো বিশৃঙ্খল অৱস্থাত। যদি এনে হৈছে তেতিয়াহলে আপুনি আপোনাৰ চিন্তা বোদ্ধ কৰা অতি প্ৰয়োজন নহলে এইটো সঁচা যে যেতিয়ালৈকে আপুনি মনটো স্থিৰ নকৰে আপোনাৰ জীৱনটো সহজ নহৰ আৰু তাৰ বাবে বোদ্ধ কৰা খুব প্ৰয়োজন। আপুনি এনে বিষয়বোৰ আটাইতকৈ প্ৰয়োজনীয় কথা বুলি চিন্তা কৰিব লাগে। চয়তানে আপোনাৰ মনত গঢ়িতোলা দুৰ্গ ভাঙিবলৈ দৃঢ় হওঁক। আপুনি বাক্য, প্ৰশংসা আৰু প্ৰাৰ্থনাৰ অন্তৰ্ভুক্ত ব্যৱহাৰ কৰক।

### আত্মাৰে

শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাই হে... বাহিনী বিলাকৰ যিহোৱাই কৈছে।

জ্ঞৱিয়া ৪:৬

মুক্ত হোৱাৰ ভাল উপায় হ'ল, সকলো সহায়ৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰা— আৰু সঘনাই নিবেদন কৰা।

প্ৰাৰ্থনা (খোজা) আপোনাৰ এটা অন্ত। কেৱল দৃঢ় সঞ্চলৰ দ্বাৰাই কোনো এটা পৰিস্থিতি আপুনি জয় কৰিব নোৱাৰে। আপুনি দৃঢ়সঞ্চল বদ্ধ হোৱাৰ প্ৰয়োজন, কিন্তু নিজৰ মাংসিক চেষ্ঠাৰ দ্বাৰাই নহয়, কিন্তু পৰিত্র আত্মাৰ দৃঢ় সঞ্চলতাৰে হ'ব লাগিব।

### জীৱন বক্ষা কৰাৰ আৱশ্যকতা

বিশ্বাসীৰ কাৰণে, জীৱন বক্ষাৰ প্ৰয়োজনীয়তা হ'ল উচিত চিন্তা। জীৱন বক্ষাৰ প্ৰয়োজনীয়তা ইমান গুৰুত্বপূৰ্ণ কথা যে কোনো তাৰ অবিহনে জীয়াই থাকিব নোৱাৰে — যি দৰে হৃদপিণ্ডৰ স্পন্দন প্ৰাণদায়ী বা বন্ধচাপ প্ৰাণদায়ী। এইবোৰ এনে বিষয় যে তাৰ অবিহনে জীৱন বৃথা।

ঈশ্বৰে তেওঁৰে সৈতে ব্যক্তিগত প্ৰাৰ্থনা আৰু বাক্য পঢ়াৰ দ্বাৰাই বহু বছৰৰ আগতেই এই সত্যটো মোৰ মনত গঢ়ি তুলিছিল। এই সকলো কথাৰ মাজেৰে নিজকে নিয়মৰ বসবত্তী

করিবলৈ যথেষ্ট কষ্টকৰ সময় মই পাৰ কৰিবলগা হৈছিল, যেতিয়ালৈকে এইবোৰ জীৱন  
ৰক্ষাৰ বাবে প্ৰয়োজনীয় বুলি ঈশ্বৰে দেখুৱাই দিয়া নাছিল। যি দৰে মোৰ জাগতিক জীৱন  
ভাল-বেয়া চিহ্নৰ ওপৰত নিৰ্ভৰ কৰিছিল, সেইদৰে মোৰ আত্মিক জীৱন নিয়মিত ভাবে  
ঈশ্বৰৰ সৈতে সময় অতিবাহিত কৰাত নিৰ্ভৰ কৰিছিল। যেতিয়া মই গম পালো যে ঈশ্বৰৰ  
সৈতে সমন্ব বখাই জীৱনৰ অস্তিত্ব বজাই ৰখা, সেয়ে মইমোৰ জীৱনত তাকেই প্ৰাধান্য  
দিলো।

ঠিক একেদৰে, মই যেতিয়া অনুভৰ কৰিলো যে জযুক্ত জীৱনৰ কাৰণে উচিত চিন্তাৰ  
প্ৰয়োজন, মই চিন্তাৰ বিষয়ে আৰু মই কি চিন্তা কৰিছো সেই বিষয়ে মই বেছি চিন্তাশীল হৈ  
পৰিলো, আৰু সাৰধানোৰে চিন্তাৰোৰ কৰিব ধৰিলো।

## আপুনি যিদৰে ভাবে, আপুনি সেইদৰেই হয়

হয়তো গছ জোপা ভাল (সজীৱ আৰু ভাল), আৰু ইয়াৰ ফল ভাল (সজীৱ আৰু  
ভাল), বা গছ জোপা পচা (বেমাৰ হৈ বেয়া হোৱা) আৰু ইয়াৰ ফলো পচা (পোক  
লাগি বেয়া হোৱা); কাৰণ গুটিৰ দ্বাৰাই গছকো চিনা যায়।

মথি ১২:৩৩

বাইবেলে কয় যে গছজোপা গুটিৰ দ্বাৰাই চিনি পোৱা যায়।

আমাৰ জীৱনটো সেয়ে সত্য। চিন্তাই গুটি ধৰে। ভাল চিন্তা কৰক, আৰু আপোনাৰ  
জীৱনত ভাল ফল পাব। বেয়া চিন্তা কৰিলে আপোনাৰ জীৱনৰ পৰিণাম বেয়া হয়।

আচলতে এজন মানুহৰ মনোভাবলৈ চাই, তেওঁৰ জীৱনত কি ধৰণৰ চিন্তা বিৰাজ কৰিছে  
ধৰিব পাৰি। এজন মৰমীয়াল আৰু দয়ালু মানুহৰ ঠেক আৰু প্ৰতিহিংসামূলক চিন্তা নাথাকে।  
সেই একেদৰে এজন বেয়া মানুহৰ ভাল আৰু দয়াৰে পূৰ্ণ চিন্তা নাথাকে।

হিতোপদেশ ২৩:৭ পদটো মনত ৰাখি তাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব দিয়ক;  
কাৰণ তাৰ মনৰ ভাব যেনেকৈ; তাৰ প্ৰকৃতিও তেনেকৈ।



অধ্যায়

৩

হাৰ নামানিব !

---

---



## হাব নামানিব!

আপোনাৰ মনৰ আৰু জীৱনৰ অৱস্থা যিমানেই  
বেয়া নহওঁক কিয়, হাব নামানিব! চয়তানে  
আপোনাৰ পৰা কঢ়িলোৱা আধিপত্য ঘূৰাই লওঁক।  
যদি প্ৰয়োজন হয় এবাৰত অলপ অলপ কৰি ঘূৰাই  
লওঁক, আপুনি বিচৰাৰ দৰে ফল পাবলৈ নিজৰ  
কৰ্মদক্ষতাত ভৰসা নকৰি ঈশ্বৰৰ অনুগ্রহত ভাৰসা কৰক।

গালতীয়া ৬:৯ পদত পাচনি পৌলে আমাক কৰিবলৈ, কৰি যাবলৈ উৎসাহিত কৰিছে!  
পলায়নমুখী নহব! সেই পুৰণা “হাবমনা” আত্মা নাৰাখিব। ঈশ্বৰে সদাই তেওঁৰ সৈতে থকা  
মানুহ বিচাৰে।

### পৰিস্থিতিৰ মাজেৰে যোৱা

তুমি জলসমূহৰ মাজেদি গমন কৰিলে মই তোমাৰ লগত থাকিম, আৰু তুমি  
নদীবোৰ মাজেদি গলে সেইবোৰে তোমাক তল নিনিয়াব; আৰু জুইৰ মাজেদি  
চলিলে তুমি দক্ষ নহোৱা, তাৰ শিখাই তোমাক নুপুৰিব।

যিচ্যা ৪৩:২

এই মুহূৰ্তত আপোনাৰ জীৱনত যি কোনো সমস্যা বা অভিজ্ঞতা হ'ব পাৰে, কিন্তু মই  
তাৰ মাজেদি যাবলৈ আপোনাক অনুপ্রাণিত কৰো আৰু হাব নামানিব!

হৰকুক ৩:১৯ পদত কৈছে যে— প্ৰভু যিহোৱায়েই মোৰ শক্তি; তেওঁ মোৰ ভৱি হৰিণীৰ  
ঠেঁ যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি মোক গমন কৰাব!

আত্মিক বৃদ্ধিৰ কাৰণে ঈশ্বৰে আমাৰ লগত থাকি শক্তিপ্ৰদান কৰি আৰু উৎসাহিত কৰি  
আমাৰ কষ্টকৰ সময়ত “আগুৱাই যাবলৈ” সহায় কৰে।

এৰি দিয়াটো সহজ; কিন্তু পৰিস্থিতিৰ মাজেদি যাবলৈ বিশ্বাসৰ প্ৰয়োজন।

## নির্বাচন কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ !

মই আজি তোমালোকৰ বিৰুদ্ধে আকাশমণ্ডল আৰু প্ৰথিবীক সান্কী কৰি কৈছো,  
যে মই তোমাৰ আগত জীৱন আৰু মৰণ, আশীৰ্বাদ আৰু শাৰোখিছো।

দ্বিতীয় বিৰুণ ৩০:১৯

প্রতি দিনে হাজাৰ হাজাৰ চিন্তা আমাৰ মনলৈ আছে। কিন্তু আমি মাংসৰে নহয় আস্থাত  
চলি মনটো নতুন কৰিব লাগে। আমাৰ জাগতিক মনে মুক্তভাৱে বহুতো চিন্তা কৰে যাব বাবে  
আমি ভূল চিন্তা কৰিবলৈ কোনো কষ্ট কৰিব নালাগে।

আনহাতে আমি উচিত চিন্তা নিজৰ ইচ্ছাবে বাচি ল'ব লাগে। অৱশ্যেত আমি ঈশ্বৰৰ  
সেতে একে মন হ'বলৈ সিদ্ধান্ত লোৱাৰ পাছত, আমি উচিত চিন্তা বাচিলোৱাৰ প্ৰয়োজন।

যেতিয়া আমি অনুভৰ কৰো যে মনৰ যুদ্ধ খুব কঠিন, আৰু আমি সেই যুদ্ধ কৰিব  
নোৱাৰো; তেতিয়া আমি তেনে চিন্তাধাৰা দূৰ কৰিব পাৰিম বুলি ভাৰিব লাগে! মা৤ আমি  
কৰিব পাৰিম বুলি ভাৰিলৈই নহৰ, কিন্তু আমি হাৰ নামানো বুলি ঠিবাং কৰিব লাগিব। ভয়  
আৰু সন্দেশেৰে আক্ৰমণ হোৱাৰ পৰিবৰ্ত্তে দৃততাৰে ক'ব লাগিব “মই কেতিয়াও হাৰ নামানো!  
ঈশ্বৰ মোৰ পক্ষে, তেওঁ মোক ভাল পায়, আৰু তেওঁ মোক সহায় কৰে!”

গোটেই জীৱনত কৰিবলৈ আপোনাৰ আৰু মোৰ বহুতো বাছি ল'ব লগা কথা থাকে।  
দ্বিতীয় বিৰুণ ৩০:১৯ পদত ঈশ্বৰে মানুহক কৈছে যে তেওঁ মানুহৰ সমুখত জীৱন আৰু  
মৃত্যু বাখিছে আৰু জীৱন কি দৰে অতিবাহিত কৰিব বাচি ল'ব কৈছে। হিতোপদেশ ১৮:২৯  
পদত আমাক কৈছে; মৰণ আৰু জীৱন জিবাৰ অধীন; আৰু যিবিলাকে তাক ভাল পায়,  
তেওঁ বিলাকে তাৰ ফল ভোগ কৰিব।

আমাৰ চিন্তাই আমাৰ বাক্য হয়। সেয়ে জীৱন সংজীৱনী কৰা চিন্তাবোৰ খুব গুৰুত্বপূৰ্ণ  
বিষয়। যেতিয়া আমি কৰো জীৱন সংজীৱনী কৰা বাক্য প্ৰকাশ পায়।

## হাৰনামানিব !

যুদ্ধ যেতিয়া শেষ নোহোৱা যেন লাগে আৰু আপুনি যেতিয়া কৰিব নোৱাৰো বুলি  
ভাবে, আপুনি মনত বাখিব যে আপুনি মাংসিক আৰু জাগতিক ভাবে পুনৰ আচনি লোৱা  
কথাবোৰ ঈশ্বৰে চিন্তা কৰাৰ দ্বৰেই কৰিছো বুলি ভাবে।

অসম্ভৰ ? নহয়!

কঠিন ? হয়!

কিন্তু আপুনি মাত্র ভাবক যে ইশ্বর আপোনাৰ দলত আছে। মই ভাবো যে আমাৰ চাৰিওফালে তেওঁই সকলোতকৈ ভাল “Computer কৰ্মসূচী”। (আপোনাৰ মনটো Computer ৰ দৰে য'ত চিৰজীৱনৰ আবৰ্জনাৰ কৰ্মসূচী থাকে।) তথাপি ইশ্বৰে আপোনাৰ মাজত কাম কৰে, যদিহে আপোনাৰ চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁক আমন্ত্ৰণ কৰে। আপোনাৰ মনৰ আচঁনিবোৰ পুনৰ গঠন কৰে। মাত্র তেওঁৰ সৈতে লাগি থাকক আৰু হাৰ নামানিব।

এইদৰে কৰিবলৈ নিশ্চয় সময় লাগিব, আৰু এইটো সহজ নহয়, কিন্তু যদি আপুনি ইশ্বৰে ভবাৰ দৰে ভাবে আপুনি সঠিক দিশে যাব। কিবা কৰিবলৈ আপুনি আপোনাৰ সময় খৰছ কৰে সেয়ে জীৱনৰ বাকী কালছোৱা একে বিশৃঙ্খলাত নাথাকি আপুনি হয়তো আগুৱাই যাব।

### ঘূৰক আৰু অধিকাৰ কৰক

আমাৰ ইশ্বৰ যিহোৱাই হোৰেবত আমাক কৈছিল, তোমালোকে এই পৰ্বতত বহু কাল থাকিলা। এতিয়া তোমালোকে মুখ ঘূৰাই যাত্রা কৰা, আৰু ইমোৰীয়াহাঁতৰ পৰ্বতীয় দেশলৈ যোৱা...

চোৱা মই সেই দেশ তোমালোকৰ আগত বাধিছো, তোমালোকৰ ওপৰাপিত্ত আৱাহামক, ইচাহাকক, যাকোৰক আৰু তেওঁ বিলাকৰ ভাৰী বংশকো যি দেশ দিবলৈ যিহোৱাই সেই ওপৰ পিতৃবিলাক আগত শপত কৈছিল, তোমালোকে সেই দেশত সোমাই তাক অধিকাৰ কৰা।

দ্বিতীয় বিৰৱণ ১:৬-৮

দ্বিতীয় বিৰৱণ ১:২ পদত মোঢ়িয়ে ইন্দ্ৰায়েলিসকলক উদ্দেশ্য কৰি ক'লৈ যে কানানৰ (প্রতিজ্ঞাৰ দেশ) সীমালৈ কেৰল এয়াৰ দিনৰ যাত্রা, তথাপি তেওঁলোকক চালিশ বছৰ লাগিছিল সেই ঠাই পাৰলৈ। আকৌ ছয় পদত তেওঁ তেওঁলোকক কৈছিল, ‘ইশ্বৰ যিহোৱাই হোৰেবত আমাক কৈছিল, তোমালোকে এই পৰ্বতত বহুকাল থাকিলা।’

আপুনি একে পৰ্বততে বহুদিন আছে নেকি? এঘাৰ দিনৰ যাত্রাৰ কাবণে আপুনি চালিশ বছৰ চেষ্টা কৰি আছে নেকি?

মই মোৰ নিজৰ জীৱনত, অৱশ্যেত সজাগ হ'ব লগা হ'ল আৰু মই অনুভৰ কৰিলো যে মই কোনো দিশে যোৱা নাছিলো। মই বিজয়ৰ অবিহনে শ্রীষ্টিয়ান আছিলো। মেৰী আৰু জনৰ দৰে, বছৰ বছৰ ধৰি মোৰ বহুতো ভুল মনোবৃত্তিৰ কাবণে মানসিক দুৰ্গ গঢ়ি উঠিছিল। চয়তানে মোক মিছা কৈছিল আৰু মই তাক বিশ্বাস কৰিছিলো। সেয়েহে মই ভুলভাৱে পৰিচালিত হৈছিলো।

বহু সময় মই একেটা পৰ্বততে আছিলো। ঈশ্বৰৰ বাক্যৰ সত্যতাৰ বাবে কি চমু যাত্রা হ'ব  
পাৰে জানিবলৈ মই চালিশ বছৰ লগাইছিলো।

ঈশ্বৰে মোক দেখুৱাইছিল যে ইত্তায়েলীসকলৰ “মৰুভূমি সাদৃশ মানসিকতাৰ” কাৰণে  
মৰুভূমিত আছিল আৰু কিছুমান ভুল চিন্তাধাৰৰ কাৰণে তেওঁলোক বন্দীহৃত আছিল। আমি  
এই বিষয়ে পিছৰ অধ্যায়ত আলোচনা কৰিম, কিন্তু এতিয়াৰ কাৰণে, গুণ সম্পন্ন সিদ্ধান্ত লৈ  
যাতে আপোনাৰ মন পুনৰ গঠিত কৰে আৰু আপোনাৰ চিন্তাবোৰ সাৰধানে বাচিলবলৈ  
শিকে তাৰ বাবে মই অনুৰোধ কৰো। জয়ৰ যাত্রা সম্পন্ন নোহোৱা পৰ্যন্ত আৰু আপোনাৰ  
উচিত উত্তৰাধিকাৰ সুত্রে লাভ কৰা স্থান অধিকাৰ নকৰালৈকে আপুনি ত্যাগ নকৰে আৰু  
এৰি নিদিয়ে বুলি মনত সিদ্ধান্ত লওঁক।

অধ্যায়

৮

অলপ অলপকৈ

---

---



## অলপ অলপকৈ

অলপ অলপকৈ আপোনাৰ মন নতুন হৈ আহিব,  
সেয়ে যদি অগ্রগতি লাহে লাহে হয় নিৰাশ নহ'ব।

প্রতিজ্ঞাৰ দেশত সোমোৱাৰ ঠিক আগমুহূৰ্তত,  
ঈশ্বৰে ইন্দ্ৰায়েলিলোকক ক'লে যে তেওঁ অলপ  
অলপকৈ শক্রবোৰক তেওঁলোকৰ সন্মুখৰ পৰা  
দূৰ কৰিব, অন্যথা ‘বনৰীয়া পশুবোৰ’ তেওঁলোকৰ  
মাজত বৃদ্ধি পাৰ।

তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ  
আগৰ পৰা সেই জাতিবোৰক ক্রমে  
ক্রমে দূৰ কৰিব; তোমাৰ বিৰক্তকে  
বনৰীয়া পশুবোৰ বৃদ্ধি নহ'বৰ  
নিমিত্তে, তুমি বেগাই সিহ্তক  
একেবাৰে বিনষ্ট কৰিব নোৱাৰিব।

দ্বিতীয় বিৱৰণ ৭:২২

আহক্ষাৰেই “পশু” হয় বুলি মই বিশ্বাস কৰো যি আমাক গ্রাহ কৰিব যদিহে আমি খুব সোনকালে  
বেছি স্বাধীনতা লাভ কৰো। আচলতে স্বাধীনতাৰ বাবে এটা সময়ত এটা ক্ষেত্ৰ বাছি লোৱা  
উচিত। সেইদৰে কৰিলে স্বাধীনতাক বেছি মূল্য দিয়া হয়; এয়া আমাৰ নিজৰ শক্তিৰে যে কৰিব  
নোৱাৰো আৰু সঁচাঁকৈয়ে যে ঈশ্বৰৰ পৰা পোৱা অনুগ্রহ তাক আমি উপলব্ধি কৰো।

### দুখ-ভোগে স্বাধীনতালৈ আগুৱাই

সকলো অনুগ্রহৰ আকৰ যি ঈশ্বৰে তেওঁৰ অনন্ত গৌৰৱৰ অৰে শ্রীষ্টত তোমালোকক  
আমন্ত্ৰণ কৰিলো, তোমালোকে অলপ কাল দুখ-ভোগ কৰাৰ পাছত, তেওঁ নিজেই  
তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱত্ত কৰিব।

১ পিতৰ ৫:১০

“অলপ সময়” আমি কিয় দুখ ভোগ কৰা আৱশ্যক? মই বিশ্বাস কৰো প্ৰকৃততে যি  
সময়ৰ পৰা আমি অনুভৱ কৰো যে যেতিয়ালৈকে ঈশ্বৰে উদ্বাৰ নকৰে আমাৰ সমস্যা  
থাকে, আমাৰ সহ্য কৰিব পৰা দুখ-ভোগ থাকে, কিন্তু যেতিয়া আমাৰ জীৱনলৈ স্বাধীনতা  
আহে আমি দুণ্ড আনন্দ কৰো। যেতিয়া আমি নিজে কিবা কৰিবলৈ চেষ্টা কৰি কৃতকাৰ্য্য  
নহ'ও আৰু তেতিয়া আমি অনুভৱ কৰো যে আমি তেওঁলৈ অপেক্ষা কৰিব লাগে, তেওঁ  
যেতিয়া আমাক উঠাই আৰু আমি নিজে কৰিব নোৱাৰা কাৰ্য্য তেওঁ কৰে আমাৰ অন্তৰ  
প্ৰশংসা আৰু ধন্যবাদেৰে উপচি পাৰে।

## দণ্ডজ্ঞা নাই

এই কাৰণে যীচু খীষ্টত থকা বিলাকলৈ এতিয়া আৰু কোনো দণ্ডজ্ঞা নাই। কিয়নো খীষ্ট যীচুত জীৱনৰ আত্মাক বিধানে মোক পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।

ৰোমীয়া ৮:১-২

যেতিয়া আপোনাৰ বিপর্য্যয় বা বেয়া দিন আহে নিজকে দোষাবোগ নকৰিব। মাত্ৰ নিজৰ দোষ দূৰ কৰি, ঘূৰি আহক আৰু পুনৰ আৰস্ত কৰক। যেতিয়া শিশুৱে খোজ কাৰিবলৈ শিকে, সি খোজ কঢ়াৰ আনন্দ উপভোগ কৰা আগতে বহুবাৰ পৰে। শিশুৰ ক্ষেত্ৰত এই কথা সত্য যে পৰাৰ পাছত যদিও অলপ সময়ৰ কাৰণে কান্দে তথাপিও সি পুনৰ উঠি আকো চেষ্টা কৰে।

মন পুনৰ গঠিত কৰাৰ ক্ষেত্ৰত চয়তানে বাধা দিবলৈ অপৰিসীম চেষ্টা কৰে। সি জানে যে ভুলটোক হেয়জ্ঞান কৰি আপুনি সঠিক চিন্তা কৰিবলৈ শিকিলে আপোনাৰ ওপৰত তাৰ স্বত্ব নাথাকিব। দোষাবোগ আৰু নিৰাশাৰ দ্বাৰাই সি আপোনাক বাধা দিবলৈ চেষ্টা কৰে।

যেতিয়া আপোনাৰ মনলৈ দোষী দোষী ভাৰ আহে “বাক্যৰ অন্ত” ব্যৱহাৰ কৰক। ৰোমীয়া ৮:১ পদৰ উদ্ধতি দিয়ক, চয়তান আৰু নিজকে মনত পেলাই দিয়ক যে আপুনি শৰীৰৰ ইচ্ছাৰ দ্বাৰাই নচলে, কিন্তু আত্মাৰ ইচ্ছাৰ দ্বাৰাই চলে। শাৰীৰিক ইচ্ছাত চলা মানে আপুনি নিজৰ ওপৰত নিৰ্ভৰ কৰা, আত্মাৰ ইচ্ছাত চলা মানে আপুনি সংশ্লিষ্ট নিৰ্ভৰ কৰা।

যেতিয়া আপুনি পৰাজিত হয়, তাৰ মানে এইটো নহয় যে আপুনি পৰাজিত হৈছে। সাধাৰণভাৱে ক'বলৈ গ'লে আপুনি সকলো ঠিক মতে কৰা নাই। এই সত্যটো আমি সকলোৱে মানিব লাগিব যে শক্তিৰ সৈতে দুৰ্বলতাও আমাৰ আছে। আপোনাৰ দুৰ্বলতাত যীচুক শক্তি প্ৰদান কৰিবলৈ দিয়ক ; আপোনাৰ দুৰ্বল দিনবোৰত তেওঁক আপোনাৰ শক্তি হ'বলৈ দিয়ক।

মই পুনৰ কওঁ: দোষী বুলি নাভাবিব। আপোনাৰ সম্পূৰ্ণ জয় হ'ব, কিন্তু তাৰ বাবে সময় লাগিব কাৰণ ই “অলপ অলপকৈ” হে আহিব।

## নিৰাশ নহ'ব

হে মোৰ মন, তুমি কিয় অধোমুখ হৈছা? মোৰ অন্তৰত কিয় ব্যাকুল হৈছে? সংশ্লিষ্ট ভাৰসা কৰা; কিয়নো তেওঁৰ শ্ৰীমুখৰ সহায়ৰ কাৰণে মই পুনৰায় তেওঁৰ স্তুতি কৰিবলৈ পাম।

গীতমালা ৪২:৫

ନିରାଶାଇ ଆଶା ଧରଂସ କରେ, ସେଯେ ସ୍ଵାଭାବିକତେ ଚୟତାନେ ଆମାକ ନିରାଶାତ ପେଲାବଲେ ଚେଷ୍ଟା କରେ । ଆଶା ନହିଁଲେ ଆମି ସକଳୋ ଏବି ଦିମ, ଚୟତାନେ ସେଇଟୋରେ ଆମାର ଦ୍ୱାରାଇ କରିବଲେ ଇଚ୍ଛା କରେ । ବାଇବେଳେ ବାବେ ବାବେ ଆମାକ ନିରାଶ ବା ଶତାସ ହବିଲେ ମାନା କରିଛେ । ଈଶ୍ଵରେ ଜାନେ ଯେ, ଯଦି ଆମି ନିରାଶ ହୁଏ ଆମି ବିଜୟୀ ହବ ନୋରାରୋ, ସେଯେ ଆମି ଆଚନ ଆବର୍ତ୍ତ କରିଲେ ତେଣୁ ଆମାକ ଅନୁପ୍ରାଗିତ କରି କଯ, “ନିରାଶ ନହିଁବା ।” ଈଶ୍ଵରେ ନିରାଶ କରିବଲେ ନହ୍ୟ କିନ୍ତୁ ଅନୁପ୍ରାଗିତ କରିବଲେ ବିଚାରେ ।

ଯେତିଆ ନିରାଶା ବା ଦୋଷାରୋପେ ଆପୋନାକ ଆଶ୍ରୁ ଧରେ, ଆପୋନାର ଚିନ୍ତାଶୀଳ ଜୀବନ ଚାଲି ଜାବି ଚାଓଁକ । କି ଧରଣ କଥା ଆପୁନି ଚିନ୍ତା କରିଛେ? ସେଇବୋରେ ଏନେଥବଣେ କବ ଖୋଜେ ନେକି?

“ଏହି କାର୍ଯ୍ୟ ଖୁବ କଠିନ, ମହି କରିବ ନୋରାରୋ । ମହି ସଦାଇ ପରାଜ୍ୟ ହୁଏ, ଏହିଟୋ ସଦାଇ ଏକେ, ଇ କେତିଆଓ ସଲନି ନହ୍ୟ । ମହି ନିଶ୍ଚିତ ଯେ ମୋର ଦରେ ଅନ୍ୟ ବ୍ୟକ୍ତିସକଳେ ମନଟୋ ପୁନର ଗଠିତ କରିବଲେ ଇମାନ ସମୟର ସମ୍ମୁଖୀନ ନହ୍ୟ । ମହି ଏବି ଦିବଓ ପାରୋ । ଚେଷ୍ଟା କରି ମହି ଭାଗର ପରିଛୋ । ମହି ପ୍ରାର୍ଥନା କରୋ, କିନ୍ତୁ ଏନେ ଲାଗେ ଯେଣ ଈଶ୍ଵରେ ନୁଶ୍ନେ । ତେଣୁ ହ୍ୟତୋ ମୋର ପ୍ରାର୍ଥନାର ଉତ୍ତର ଦିବ ନୁଥୁଜେ କାରଣ ମହି ଯି ଦରେ କାର୍ଯ୍ୟ କରୋ ତେଣୁ ତାତ ସନ୍ତୋଷ ନହ୍ୟ ।”

ଯଦି ଏହି ଉଦ୍ଦାହରଣେ ଆପୋନାର ଭାବକ ବରଣା କରେ, ଇ ଏକୋ ଆଚବିତ ନହ୍ୟଯେ ଆପୁନି ନିରାଶା ବା ଦଗ୍ଧାଜ୍ଞାର କବଲତ । ମନତ ବାଖିବ, ଆପୁନି ଯି ଭାବେ ସେଇଦରେହି ହବ । ନିରାଶାପୂର୍ଣ୍ଣ କଥା ଚିନ୍ତା, କରିଲେ ଆପୁନି ନିରାଶାତ ଭୁଗିବ । ଦଗ୍ଧାଜ୍ଞାର କଥା ଚିନ୍ତା କରିଲେ ଆପୁନି ଦଗ୍ଧାଜ୍ଞାର କବଲତ ପରିବ । ଆପୋନାର ଚିନ୍ତାଧାରା ସଲନି କବକ ଆକୁ ମୁକ୍ତ ହୁଏକ ।

ନହିଁବ ବୁଲି ଭବାର ସଲନି ଏହିଦରେ, ଭାବକ :

କଥାବୋର ଲାହେ ଲାହେ ହେ ଆଛେ ; କିନ୍ତୁ, ଈଶ୍ଵରକ ଧନ୍ୟବାଦ ଦିଏ ମହି କିଛୁ ଉନ୍ନତି କରିଛୋ । ମୋକ ମୁକ୍ତିର ପଥଲୈ ଆଶ୍ରାଇ ନିବଲୈ ମହି ଯେ ସତ୍ୟ ପଥତ ଆଛୋ ସେଇବାରେ ସଁକ୍ଷିପ୍ତେ ମହି ମୁଖୀ । ଯୋରାକାଳି ମୋର ବେଯା ଦିନ ଆଛିଲ । ମହି ଗୋଟେଇ ଦିନ ଭୁଲ ଚିନ୍ତା କରିଛିଲୋ । ପିତୃ ମୋକ କ୍ଷମା କବକ, ଆକୁ ଏହିଦରେ “କରିବଲେ ଆକୁ କରିଯେ ଥାକିବଲେ” ମୋକ ସହାୟ କବକ । ମହି ଭୁଲ କରିଛୋ; ଅନ୍ତଃ : ସେଇଟୋ ଏଟା ମାତ୍ର ଭୁଲ କିନ୍ତୁ ମହି ଆକୋ ସେଇ ଭୁଲ ହବିଲେ ନିଦିଏ । ଏଯା ଏଟା ନତୁନ ଦିନ । ପ୍ରଭୁ, ଆପୁନି ମୋକ ଭାଲ ପାଯ । ପ୍ରତି ବାତିପୁରା ଆପୋନାର ଅନୁଥିହ ମୋର ବାବେ ନତୁନ ହ୍ୟ ।

“ନିରାଶାକ ମହି ପ୍ରତ୍ୟାକ୍ଷାଣ କରୋ । ଦଗ୍ଧାଜ୍ଞାକ ମହି ପ୍ରତ୍ୟାଖ୍ୟାନ କରୋ । ପିତୃ, ବାଇବେଳେ କୈଛେ ଆପୁନି ମୋକ ଦୋଷାରୋପ ନକରେ । ମୋର ବାବେ ମୃତ୍ୟୁ ହବିଲେ ଆପୁନି ଯୀଚୁକ ପଢିଯାଳେ । ଆଜି ଡୁଚିତ ଚିନ୍ତା କରିବଲେ ଆପୁନି ମୋକ ସହାୟ କରିଛେ ।”

এনে ধৰণৰ আনন্দপূৰ্ণ, সঁচা, আৰু ঈশ্বৰৰ দৰে চিন্তাই আপোনাক বিজয়ী অনুভৱ কৰাইছে বুলি মই নিশ্চিত।

আমি সকলো কথা মুহূৰ্ততে হোৱাতো ভাল পাওঁ। আমাৰ ভিতৰত ধৈৰ্য্যৰ বীজ আছে, কিন্তু সেই বীজে বাহিৰত কাৰ্য্য কৰিব লাগো। কেতিয়াবা আমাক সম্পূৰ্ণ পৰিভ্রাণ দিবলৈ ঈশ্বৰে নিজৰ সময় লয়। আমাৰ বিশ্বাস সিদ্ধ কৰিবলৈ আৰু ধৈৰ্য্যৰে নিখুঁত কাৰ্য্য কৰাবলৈ তেওঁ আমাৰ কষ্টকৰ সময় ব্যৱহাৰ কৰে (যাকোব ১:৪) ঈশ্বৰৰ সময় নিখুঁত। তেওঁ কেতিয়াও পলম নকৰে।

ইয়াত চিন্তাৰ বাবে আন এটা ভাল কথা হৈছেঃ “মই ঈশ্বৰক বিশ্বাস কৰো। মই যিয়েই অনুভৱ কৰো বা যি পৰিস্থিতিয়েই নহ'ওক তেওঁ মোৰ মাজত কাম কৰে বুলি মই বিশ্বাস কৰো। তেওঁ মোৰ ওপৰত কাৰ্য্য কৰি আছে। ঈশ্বৰে মোৰ ওপৰত ভাল কাৰ্য্য কৰিলে, আৰু তেওঁ মোক সম্পূৰ্ণতালৈ আনিব” (ফিলিপ্পীয়া ২:১৩; ১:৬)।

মনৰ দুৰ্গ ভাঙিবলৈ এই উপায়েৰে আপুনি আপোনাৰ বাক্যৰ অস্ত্ৰ কাৰ্য্যকাৰী হোৱাকৈ ব্যৱহাৰ কৰিব পাৰে। ইচ্ছাকৃতভাৱে কেৱল আপুনি ভাল কথা চিন্তা কৰক বুলি মই নকও, কিন্তু আপুনি আৰু এখোজ আগুৱাই গৈ এয়া আপোনাৰ স্বীকাৰোক্তি, বুলি স-জোৰে প্ৰকাশ কৰক।

মনত ৰাখিব, ঈশ্বৰে আপোনাক অলপ অলপকৈ, উদ্বাব কৰিছে, সেয়ে নিৰাশ নহ'ব আৰু আপুনি ভুল কৰিলে নিজকে দোষী বুলি নাভাবিব।

**নিজৰ সৈতে ধৈৰ্য্যশীল হওঁক!**

অধ্যায়

৫

## নিশ্চিত হওঁক



## নিশ্চিত হওঁক

সুস্থ মানসিকতাই সুস্থ জীরন যাপনত অবিহণা যোগায়। অনিশ্চিত মনে জীরনত অনিশ্চয়তাৰ সৃষ্টি কৰে। সুস্থ চিন্তাধাৰা সদাই বিশ্বাস আৰু আশাৰে পৰিপূৰ্ণ। ভুল চিন্তাধাৰা সদাই ভয় আৰু সন্দেহেৰে পৰিপূৰ্ণ।

কিছুমান মানুহে জীরনত বছটো আঘাট পোৱাৰ কাৰণে আশা কৰিবলৈ ভয় কৰে। তেওঁলোকৰ জীরন নিৰাশাৰে ভৱি থকাৰ কাৰণে তেওঁলোকে আন এটা কষ্ট সহ্য কৰিব পাৰিব বুলি নাভাৰে। সেইবাবে, তেওঁলোকে আশাক প্ৰত্যাখ্যান কৰে যাতে তেওঁলোক পুনৰ নিৰাশ হ'ব লগা নহয়।

এই পৰিহাৰ কৰা আশাই আঘাট পোৱাৰ বিপৰীতে সুৰক্ষা দান কৰে। নিৰাশাই আঘাট কৰে! সেয়ে আঘাট পোৱাৰ বিপৰীতে বছতো মানুহে আশা পৰিত্যাগ কৰে বা যি কোনো ভাল কথা তেওঁলোকৰ জীরনত হ'ব পাৰে বুলি বিশ্বাস নকৰে। এনে ধৰণৰ চিন্তাই বিপৰীতমুখী জীরনধাৰা গঠন কৰে। চিন্তাবোৰ বিপৰীতমুখী কাৰণে সকলো কথাই বিপৰীতমুখী হয়। হিতোপদেশ ২৩:৭ পদ মনত পেলাওঁক; কিয়নো তাৰ মনৰ ভাৰ যেনেকৈ, তাৰ প্ৰকৃতিও তেনেকৈ।

বছ বছৰৰ আগতে, মই অসঙ্গৰ বিপৰীতমুখী আছিলো। মই সদাই কৈছিলো যে যদি মই একেলগে দুটা ভাল উন্নতি মুখী চিন্তা কৰো মোৰ মন জঠৰ হৈ পৰিব। মোৰ সম্পূৰ্ণ চিন্তাধাৰা এইদৰে; “যদি আপুনি যিকোনো কথা ভাল হ'ব বুলি নাভাৰে, তেতিয়া সেইটো নহলেও আপুনি নিৰাশ নহয়।”

মই জীরনত বছতো নিৰাশাৰ সন্মুখীন হৈছিলো— সেয়ে মোৰ জীরনত বছতো বিধবংসী কাৰ্য ঘটিছিল— সেয়ে কিবা এটা ভাল হ'ব বুলি মই বিশ্বাস কৰিবলৈ ভয় কৰিছিলো। মোৰ সকলো বিষয়তে ভাবিব নোৱাৰা বিপৰীতমুখী দৃষ্টিভংগী আছিল। যদিৰে মোৰ সকলো চিন্তা বিপৰীতমুখী আছিল, সেইদৰে মোৰ কথা; আৰু মোৰ জীৱনো।

যেতিয়া মই প্ৰকৃত অৰ্থাৎ বাক্য ধ্যান কৰিবলৈ আৰস্ত কৰিলো আৰু মোক বক্ষা কৰিব

যি দৰে বিশ্বাস কৰিলা, সেইদৰেই  
তোমালৈ হওঁক।

মথি ৮:১৩

বুলি ঈশ্বৰত বিশ্বাস কৰিলো, মই প্ৰথমেই এটা কথা অনুভৱ কৰিলো যে বিপৰীতমুখী চিন্তা মোৰ পৰা দূৰ হ'ব লাগিব।

মথি ৮:১৩ পদত যীচুৱে আমাক কৈছে যে আমি যিদৰে বিশ্বাস কৰো সেইদৰেই আমালৈ ঘটে। বাইবেলত কৈছে যি দৰে বিশ্বাস কৰিলা, সেইদৰে তোমালৈ হওঁক। মই বিশ্বাস কৰা সকলোৱে বিপৰীতমুখী আছিল, সেয়ে বাস্তৱিকতে বহুতো বিপৰীতমুখী কথা মোৰ জীৱনত ঘটিছিল।

আমি যিকোনো বিয়য়ে চিন্তা কৰিলেই, আপুনি আৰু মই যি বিচাৰো তাকে পাৰ পাৰো বুলি ইয়াত বুজোৱা নাই। আমাৰ প্ৰত্যেকৰ কাৰণে ঈশ্বৰৰ সুপৰিকল্পিত আঁচনি আছে আৰু সেয়ে আমি আমাৰ চিন্তা আৰু বাক্যৰে তেওঁক নিয়ন্ত্ৰণ কৰিব নোৱাৰো। কিন্তু আমি তেওঁৰ ইচ্ছা আৰু আমাৰ প্ৰতি থকা আঁচনিত সন্মতি জনাই চিন্তা কৰিব লাগে।

এই সময়ত আপোনাৰ কাৰণে ঈশ্বৰৰ ইচ্ছা কি যদি আপোনাৰ কোনো ধাৰণা নাই, অস্ততঃ চিন্তা কৰিবলৈ আৰম্ভ কৰক, “হয়, মই ঈশ্বৰৰ আঁচনি নাজানো, কিন্তু মই জানো তেওঁ মোক ভাল পায়। তেওঁ যিয়েই নকৰক সকলো ভাল হ'ব, আৰু মই আশীৰ্বাদ লাভ কৰিম।”

আপোনাৰ জীৱনৰ বিয়য়ে সঠিক চিন্তা কৰক।

প্ৰত্যেক পৰিস্থিতিত উন্নৰ হোৱা কথা সঠিক ভাৱে চিন্তা কৰিবলৈ অভ্যাস কৰক। যদিও বা এই মুহূৰ্তত আপোনাৰ জীৱনত ঘটি থকা কথাবোৰ ভাল নহয়, ঈশ্বৰে তেওঁৰ বাক্যত প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁ তাৰ পৰাই ভালবোৰ উলিয়াৰ বুলি আশা কৰক।

### সকলো কথাই ভালৰ কাৰণে কাৰ্য কৰে

আমি জানো যে, যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মঙ্গলৰ আৰ্থে একে-লগে কাৰ্য কৰিছে।

ৰোমীয়া ৮:২৮

এই ধৰ্ম শাস্ত্ৰই কোৱা নাই যে সকলো কথাই ভাল, ই কৈছে যে ভালৰ কাৰণে সকলো কথাই একেলগে কাৰ্য কৰে।

ধৰি লওঁক বজাৰলৈ যাবৰ কাৰণে চিন্তা কৰিছে। আপুনি গাড়ীত বহিলে কিন্তু গাড়ীখন চলা নাই। এই পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ দুটা উপায় আছে। আপুনি ক'ব পাৰে, “মই এইটো হ'ব বুলি জানো! ই কেতিয়াও সফল নহয়। প্ৰত্যেক বাৰ মই কিবা কৰিব খুজিলৈ বেমেজালী হয়। সদাই হোৱাৰ দৰে মোৰ এইবাবো বজাৰ কৰা পৰিকল্পনা ব্যৰ্থ হ'ল।” বা

আপুনি ক'ব পাবে, “হয়, মই বজাৰ কৰিবলৈ যাব খুজিছো, কিন্তু এনে লাগিছে মই এতিয়াই যাব নোৱাৰো। মই পিছত যাম যেতিয়া গাড়ীখন ঠিক হ'ব। এই সময়ত মই বিশ্বাস কৰো এই সলনি হোৱা পৰিস্থিতিয়ে মোৰ ভালৰ কাৰণেই কাম কৰিব। হয়তো কিবা কাৰণত মই আজি ঘৰত থকাৰ প্ৰয়োজন, সেয়ে মই মোৰ সময়খনি উপভোগ কৰিব।”

ৰোমীয়া ১২:১৬ পদত পাচনি পৌলে আমাক মানুহ আৰু কাৰ্যৰ কাৰণে নিজকে স্বইছাই মিলি যাব কৈছে। ইয়াৰ মূল হ'ল আমি এনে ধৰণৰ ব্যক্তি হ'বলৈ শিকিব লাগে যি কিবা আচনি কৰি আচনিটো কাৰ্য্যকাৰী নহ'লে ভাগি নপৰে।

আলপতে এনে ধৰণৰ কথাৰ অভ্যাস কৰিবলৈ মই অতি ভাল সুবিধা পাইছিলো। দেৱ আৰু মই ফলৰিদৰ লেক ওৰ্ধত আছিলো। আমি তাত তিনি দিন প্রাচাৰ কৰাৰ পাচত আৰু ঘৰলৈ বিমানেৰে যাবৰ বাবে বস্তু বাঞ্ছি আমি প্ৰস্তুত হৈ আছিলো। মই হীল নথকা চেঙেলৰ সৈতে স্লেক্স আৰু রাউজ পিন্ফিবলৈ ঠিক কৰিছিলো, যাতে ঘূৰি যোৱাৰ সময়ত মই আৰাম পাওঁ।

পিন্ফিবলৈ মই স্লেক্সটো বিচাৰি পোৱা নাছিলো। আমি চাৰিওফালে বিচাৰিলো আৰু অৱশ্যেত আলমাৰিৰ তলত বিচাৰি পালো। হেঞ্চাৰৰ পৰা পৰি বেয়া ধৰণে সুতৰা সুতৰ হৈ আছিল। আমাৰ হাতত লৈ ফুৰিব পৰা ইন্দ্ৰি আছিল আৰু মই ইন্দ্ৰি গৰম কৰি সুতৰা সুতৰ ঠিক কৰিবলৈ চেষ্টা কৰিলো। কিন্তু পিন্ফাৰ পাচত ভাল নালাগিল। গতিকে মোৰ এটাই উপাই আছিল ওখ হীলৰ সৈতে আন কাপোৰ পিন্ফা।

মই পৰিস্থিতিৰ সৈতে আৱেগিক হৈ পৰা অনুভৱ কৰিছিলো। আপুনি চাওঁক, আমি যি বিচাৰো সকলো সময়তে সেইটো নাপাওঁ, সেয়ে আমাৰ অনুভুতি জাগি উঠে আৰু আমাৰ মাজত নিজৰ প্ৰতি পুতো আৰু বিপৰীতমুখী চিন্তাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মই তৎক্ষণাত অনুভৱ কৰিলো যে মই কি পিন্ফিম ঠিক কৰিব লাগিব। মই ভবাৰ দৰে নোহোৱাৰ কাৰণে মই অস্থিই অনুভৱ কৰিব পাৰিলোহেতেন বা পৰিস্থিতিৰ সৈতে নিজকে খাপখোৱাৰ পাৰিলো হয় আৰু ঘৰলৈ যোৱাৰ আনন্দ উপভোগ কৰিব পাৰিলো হয়।

তথাপি স্থিৰ বিশ্বাস বখা মানুহ এজনৰো সকলো সময়তে তেওঁ বিচৰাৰ দৰে সকলো কাম নহ'ব পাবে। কিন্তু স্থিৰ বিশ্বাস কৰা মানুহজনে যিয়েই নহওঁক কিয় আগুৱাই গৈ আনন্দ উপভোগ কৰাৰ সিদ্ধান্ত ল'ব পাবে।

বিপৰীতমুখী মানুহৰ কোনো আনন্দ নাথাকে। তেওঁ প্ৰত্যেক আচঁনিত দুখৰ ছাঁ পেলাই। তেওঁৰ মনত গধুৰ গধুৰ ভাৰ হয়। তেওঁ আপনি দৰ্শেৰা, ভুৰ ভুৱাই থকা, আৰু ভুল বিচাৰি থকা মানুহ হয়। যিমানেই ভাল কাম নহওঁক কিয়, তেওঁ সদাই সমস্যা সৃষ্টি কৰিব পৰা কথাত চকু দিয়ে।

মই যেতিয়া বিপৰীতমুখী চিন্তাবে পৰিপূৰ্ণ দিন অতিবাহিত কৰিছিলো, সেই সময়ত মই কোনোবাইনতুনকৈ সজোৱা ঘৰলৈ গৈ, চাৰিওফালৰ সুন্দৰ পৰিৱেশৰ প্ৰশংসা কৰাৰ পৰিবৰ্ত্তে, মই ঘৰৰ চুকত লগাই থোৱা বেৰৰ কাগজ ঢিলা হৈ থকা বা খিৰিকিত লাগি থকা ধোৱাহে লক্ষ কৰিছিলো। জীৱনত ভাল কথা উপভোগ কৰিবলৈ যীচুয়ে মোক মুক্ত কৰাৰ বাবে মই আনন্দিত! মই মুক্তভাৱে বিশ্বাস কৰো যে তেওঁত বিশ্বাস আৰু আশা ৰাখিলে, বেয়া বস্তু বা কথাও ভাললৈ পৰিবৰ্ত্তন হ'ব পাৰে।

আপুনি যদি বিপৰীতমুখী মানুহ হয় নিজকে দোষাবোপ নকৰিব! দোষী বুলি ভবাটো বিপৰীতমুখী চিন্তা হয়। মই আপোনাৰ সৈতে এই কথাবোৰ আলোচনা কৰিছো, যাতে আপুনি বিপৰীতমুখী ব্যক্তি হৈও নিজৰ সমস্যা গম পাই আৰু আপোনাক পুনৰঞ্চাব কৰিবৰ বাবে ঈশ্বৰক বিশ্বাস কৰিবলৈ আৰস্ত কৰে আৰু আপোনাৰ বিপৰীতমুখী চিন্তাধাৰাই আপোনাক বিপৰীতমুখী কৰি নোতোলে যেন।

মুক্তিৰ পথ তেতিয়া আৰস্ত হয় যেতিয়া আমি আপত্তিনকৰাকৈ সমস্যাৰ সম্মুখীন হওঁ। মই নিশ্চিত যে যদি আপুনি বিপৰীতমুখী মানুহ হয়, তাৰ কিমা কাৰণ নিশ্চয় আছে—সদাই থাকিব। কিন্তু মনত বাখিব, শ্রীষ্টিয়ান হিচাবে, বাইরেলৈ কোৱাৰ দৰে আপুনি এতিয়া এজন নতুন মানুহ।

### এটা নতুন দিন

এতেকে কোনো যদি শ্রীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি; পুৰণিবোৰ লুপ্ত হ'ল;  
চোৱা; নতুন হ'ল।

২ কৰিষ্টীয়া ৫:১৭

“নতুন সৃষ্টি” হিচাবে, শ্রীষ্টত আপোনাৰ নতুন জীৱন হোৱাৰ বাবে ঘটি যোৱা পুৰণি ঘটনাবোৰক আপোনাৰ জীৱনত প্ৰভাৱ পেলাবলৈ দিব নালাগো। শ্রীষ্টৰে সৈতে আপুনি এক নতুন সৃষ্টি, এক নতুন জীৱন। ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আপুনি আপোনাৰ মনটো নতুন কৰিব পাৰে। আপোনাৰ জীৱনত যাতে ভাল কাৰ্যৰোৱা হয়।

আনন্দ কৰক! এইটো এটা নতুন দিন!

### পৰিত্ব আত্মাৰ কাঘ

তথাপি মই তোমালোকক সত্য কথা কওঁ যে, মই যোৱাইতোমালোকৰ হিতহে; কিয়নো মই নগ'লে তোমালোকলৈ সেই সহায়কৰ্ত্তা নাহিব; কিন্তু মই গ'লে,

তোমালোকলৈ তেওঁক পঠাই দিম। তেওঁ আহি, পাগৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে,  
আৰু সোধ বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।

যোহন ১৬:৭-৮

বিপৰীতমুখী চিন্তাৰ পৰা মুক্তি লাভ কৰি সত্যৰ সন্মুখীন হৈ এইদৰে ক'বলৈ খুব কঢ়িন,  
“মই বিপৰীতমুখী ব্যক্তি, আৰু মই সলনি হ'ব বিচাৰো। মই নিজে সলনি হ'ব নোৱাৰো, কিন্তু  
মই ঈশ্বৰত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁ মোক সলনি কৰিব বুলি বিশ্বাস কৰো। মই জানো  
এইদৰে হ'বলৈ সময় লাগিব, আৰু মই নিজকে নিৰাশ হ'বলৈ নিদিও। ঈশ্বৰে মোৰ মাজত  
ভাল কার্য্য আৰণ্ত কৰিছে, আৰু সম্পূর্ণ কৰিবলৈ তেওঁৰ ক্ষমতা আছে। (ফিলিপীয়া ১:৬)

প্রতি মুহূৰ্ততে আপুনি বিপৰীতমুখী মনোভাব বাখিলৈ পৰিত্ব আঘাক নিবেদন কৰক  
আপোনাক দোষাবোপ কৰিবলৈ। সেয়া পৰিত্ব আঘাই কৰা কামৰ এক অংশ।  
যোহন ১৬:৭-৮ পদত আমাক শিকইছে যে পৰিত্ব আঘাই পাপৰ কাৰণে আমাক দোষাবোপ  
কৰে আৰু সত্যত চলিবলৈ প্ৰত্যয় জন্মাই। যেতিয়াই মনলৈ দোষী ভাৰ আহে ঈশ্বৰক সহায়  
কৰিবলৈ ক'ব লাগে। এই সকলো নিজে কৰিব পাৰিম বুলি নাভাবিব। তেওঁক ভৰসা কৰক।

যদিৰ মই খুব বিপৰীতমুখী আছিলো, ঈশ্বৰে মোক জানিবলৈ দিলে যে যদি মই তেওঁক  
বিশ্বাস কৰো, তেওঁ মোক স্থিৰ বিশ্বাসকাৰী কৰি তুলিব। কিন্তু মই মোৰ মনটো নিশ্চিত কৰি  
বাখিলৈ চেষ্টা কৰাতো কষ্টকৰ সময় আছিল। চিগেৰেট খোৱা মানুহ এজনৰ দৰে। এতিয়া  
মই বিপৰীতমুখী চিন্তাক সহ্য কৰিব নোৱাৰো। বহু দিন ধৰি চিগেৰেট খোৱা মানুহে, খাবলৈ  
এৰি দিলে, চিগেৰেটৰ গোন্ধ সহ্য কৰিব নোৱাৰে। মইও সেইদৰে। মইও বহু বছৰ চিগেৰেট  
খাইছিলো, কিন্তু এৰি দিয়াৰ পাছত, মই আনকি গোন্ধটোও সহ্য কৰিব নোৱাৰো।

বিপৰীতমুখী স্বভাৱৰ ক্ষেত্ৰত মই সেই দৰেই হওঁ। মই খুব বিপৰীতমুখী ব্যক্তি। এতিয়া  
মই বিপৰীতমুখীক সহ্য কৰিব নোৱাৰো, মোৰ কাৰণে এইটো দোষনীয়। বিপৰীতমুখী মনৰ  
পৰা উদ্ধাৰ পোৱাৰ পাছত মই অনুমান কৰিছো যে মোৰ জীৱনত বহুতো ভাল সলনি হৈছে  
সেয়ে এতিয়া মই যিকোনো বিপৰীতমুখী কামক বাধা দিব পাৰো।

মই সত্যৰ সন্মুখীন হৈছো, আৰু মই আপোনাক সেই একেদৰে কৰিবলৈ অনুপ্রাণিত  
কৰো। যদি আপোনাৰ অসুখ হৈছে, “অসুখ নাই হোৱা” বুলি নকৰ, কাৰণ সেইটো সচ্চা  
নহয়; কিন্তু আপুনি ক'ব পাৰে, “মই বিশ্বাস কৰো ঈশ্বৰে মোক সুস্থ কৰিব।” তাৰ সলনি  
আপুনি এইদৰে ক'ব নালাগে, “সন্তৰত মোৰ আৰু বেছি বেয়া হ'ব আৰু চিকিৎসালয়তে  
মৰিম,” তাৰ পৰিবৰ্তে আপুনি ক'ব পাৰে, “এই মুহূৰ্তত ঈশ্বৰৰ সুস্থকাৰী শক্তিয়ে মোৰ  
ওপৰত কার্য্য কৰিছে; মই বিশ্বাস কৰো মোৰ ভাল হ'ব।”

সকলো সমান্তৰাল হ'ব লাগে। তাৰ মানে এইটো নহয় আপোনাৰ নিশ্চয়তাক অল্প বিপৰীতমুখীৰ সৈতে সমানে মিহলি কৰিব; কিন্তু ইয়াৰ দ্বাৰাই আপোনাৰ জীৱনত যিয়েই নঘটক কিয়া, অথবা নিশ্চিত বা বিপৰীতমুখীয়েই হওঁক, “পৰিপক মনে” ইয়াৰ সৈতে মিলি যোৱা নুবুজায়।

### সজাগ মন

থিচলনীকীৰ লোকতকে এওঁবিলাকৰ সুমতি আছিল; কিয়নো এওঁবিলাকে সম্পূৰ্ণ আগ্রহেৰে বাক্য গ্ৰহণ কৰিব; এয়ে হয় কি নহয়, তাকে জানিবলৈ নিতো নিতো শাস্ত্ৰ আলোচনা কৰিলে।

পাঁচনিৰ কস্তা ১৭:১১

বাইবেলে কৈছে যে আমাৰ সজাগ মন থাকিব লাগে। তাৰ মানে আমাৰ এনে মন হ'ব লাগে যে আমাৰ কাৰণে ঈশ্বৰৰ যি ইচ্ছা তাৰ প্রতি আমাৰ মন খোলা হ'ব লাগে, সেয়া যিয়েই নহওঁক কিয়।

উদাহৰণস্বৰূপে, অল্পতে বিয়া ভাঙি দুখত থকা এগৰাকী যুৱতীৰ কথা মই জানো। তাই আৰু যুৱকজনে যদিও বৰ্তমান বিয়া নকৰাৰ সিদ্ধান্ত ল'লে তথাপিও তেওঁলোকে লগ পাই থাকিব পাৰেনে নাই সেই বিষয়ে সঠিকভাৱে জানিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে। যুৱতী গৰাকীয়ে সম্বন্ধটো ধৰি ৰাখিব বিচাৰি চিন্তা কৰিলে, আশা কৰিলে আৰু বিশ্বাস কৰিলে যে তেওঁৰ ভালপোৱা যুৱকজনে তেওঁক মাতিৰ আৰু তেওঁ ভবাৰ দৰেই তেওঁও ভাৰিব।

মই তেওঁক উপদেশ দিলো, যদিহে ভবাৰ দৰে হৈ নুঠে তথাপি “মন সচেতন” কৰি ৰাখিব লাগে। তেওঁ ক'লৈ “সেইটো বিপৰীতমুখী নহব'নে?”

নাই, নহয়!

বিপৰীতমুখী ভাবে চিন্তা কৰাজনে ভাবিব, “মোৰ জীৱনটো শেষ হ'ল, মোক আৰু কোনেও কেতিয়াও নিবিচাৰে। মই পৰাজয় বৰণ কৰিলো, সেয়ে এতিয়া সদায়ৰ বাবে মই দুর্শাগ্রস্ত হ'লো!”

কিন্তু নিশ্চিত জনে এইদৰে ক'ব; “এই কথা হোৱাৰ বাবে মই সঁচাকৈয়ে দুখিত, কিন্তু মই ঈশ্বৰত বিশ্বাস কৰি যাম।

মই আশা করো মই আৰু মোৰ ল'বা বন্ধুৱে এতিয়াও লগ হ'বলৈ সময় পাব পাৰো। আমাৰ সম্বন্ধ পূৰ্বৰ অৱস্থালৈ আনিবৰ কাৰণে মই বিশ্বাস কৰি তেওঁক অনুৰোধ কৰিব খোজো; কিন্তু এই সকলোৰ ওপৰি মই ঈশ্বৰৰ প্ৰকৃত ইচ্ছা কি জানিব বিচাৰো। যদি মই বিচৰাৰ দৰে কথাবোৰ নহয়, মই জীয়াই থাকিম, কাৰণ যীচু মোৰ সঙ্গত থাকে। হয়তো অলপ সময়ৰ বাবে এইটো কঠিন হ'ব পাৰে, কিন্তু মই ঈশ্বৰত বিশ্বাস কৰো। মই বিশ্বাস কৰো যে শেষত সকলো কাৰ্য্য ভালুৰ বাবে হ'ব।”

সচেতন মন আৰু স্থিৰ বিশ্বাসত থকাই হ'ল সত্যৰ সন্মুখীন হোৱা।

এয়ে ভাৰসাম্য।

### আশাৰ শক্তি

আৱাহামে অনেক জাতিৰ পিত্ৰ হ'বলৈ, আশা নোহোৱাতো, আশা কৰি বিশ্বাস কৰিলো; আৰু বিশ্বাসত দুৰ্বল নহৈ, এশমান বছৰ বয়সীয়া নিজৰ শৰীৰৰ মৰাৰ নিচিনা অৱস্থালৈ, আৰু চাৰাৰ গৰ্ভৰ মৰাৰ নিচিনা অৱস্থালৈ মন কৰিও।

ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰিলে, এনে নহয়; কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি আৱাহামে নিশ্চয় জানি, ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ'ল।

ৰোমীয়া ৪:১৮-২১

দেব আৰু মই বিশ্বাস কৰো যে খীটত আমাৰ পৰিচৰ্যা প্ৰতি বছৰে বৃদ্ধি হ'ব। আমি সদাই বহুতো মানুহক সহায় কৰিব বিচাৰো। কিন্তু আমি এয়াও অনুভৱ কৰো যে যদি ঈশ্বৰৰ আমাৰ প্ৰতি বেলেগ আঁচনি থাকে, আৰু আমি যদি গোটেই বছৰটো বৃদ্ধি নোহোৱাকৈ শেষ কৰো (আমি যেনেকৈ আৰম্ভ কৰিছিলো ঠিক সেই দৰেই) তেনে পৰিস্থিতিৰ দ্বাৰাই আমাৰ আনন্দক নিয়ন্ত্ৰণ কৰিবলৈ আমি দিব নোৱাৰো।

বহুতো কথা আমি বিশ্বাস কৰো, কিন্তু সেই সকলোৰ উপৰিও, আমি কোনোৰা এজনক বিশ্বাস কৰো। সেই কোনোৰাজন হ'ল যীচু। আমাৰ জীৱনত কি হৈ আছে, আমি সদাই নাজানো। কিন্তু যি হৈ আছে আমাৰ ভালুৰ কাৰণে সদাই হৈ আছে বুলি আমি জানো!

আপুনি আৰু মই যিমানেই সকলো কথা হ'ব বুলি ভাবিম, সিমানেই আমি ঈশ্বৰৰ সান্নিধ্যত থাকিম। ঈশ্বৰ বাস্তৱিকতে নিশ্চিত হয়, আৰু তেওঁৰ সান্নিধ্যত থাকিলো, আমি নিশ্চয় নিশ্চিত হ'ম।

আপুনি হয়তো সচাঁকৈয়ে বাধাগ্রস্ত পৰিস্থিতিত থাকিব পাৰে, আপুনি হয়তো ভাবিব পাৰে, “জ্যাচ, আপুনি যদি মোৰ পৰিস্থিতিটো জানিলে হয়, মই সকলো কথা হ'ব বুলি ভবাটো আপুনি আশা নকৰিলে হয়।”

ৰোমীয়া ৪:১৮-২১ পদ পুনৰ বাৰ পঢ়িবলৈ মই আপোনাক উদ্যগনী দিও, আৱাহামে নিজৰ শৰীৰৰ অৱস্থা বুজি (তেওঁ সত্যটোক আওকাণ কৰা নাছিল), তেওঁ নিজৰ শৰীৰৰ গুৰুত্বতা আৰু চাৰাৰ গৰ্ত ধাৰণ কৰিব নোৱাৰা জৰায়লৈ বিবেচনা (বিতংভাৱে চিন্তা কৰিলে) কৰি, মানুহে চিন্তা কৰাৰ দৰে সকলো আশা শেষ হৈ গৈছিল যদিও, তেওঁ বিশ্বাসেৰে আশা কৰিছিল। নহ'ব লগীয়া পৰিস্থিতিটো আৱাহামে হ'ব বুলি ভাবিছিল।

ইৰী ৬:১৯ পদত কৈছে যে আশা আস্থাৰ লঙ্ঘন হয়। পৰীক্ষাৰ সয়মত আমাক স্থিৰ হৈ থাকিবলৈ আশা এটা শক্তি। সেয়ে কেতিয়াও আশা এৰি নিদিব। যদি আপুনি আশা কৰিবলৈ এৰি দিয়ে আপোনাৰ জীৱনটো দুর্দশাগ্রস্ত হৈ পৰিব। আশা নথককা কাৰণে ইতিমধ্যে আপোনাৰ জীৱনটো দুর্দশাগ্রস্ত হৈছে, আশা কৰিবলৈ আৰস্ত কৰক। ভয় নকৰিব। আপুনি যি দৰে হোৱাটো বিচাৰে ঠিক সেইদৰেই হ'ব বুলি মই প্ৰতিজ্ঞা কৰিব নোৱাৰো। আপুনি কেতিয়াও নিৰাশ নহ'ব বুলি মই প্ৰতিজ্ঞা কৰিব নোৱাৰো। কিন্তু নিৰাশাৰ সময়তো আপুনি আশা কৰিব পাৰে আৰু নিশ্চিত হ'ব পাৰে। ঈশ্বৰৰ আচৰিত কাৰ্যৰ পৰিধিত নিজকে ৰাখক।

আপোনাৰ জীৱনত আচৰিত কাৰ্য হ'ব বুলি আশা কৰক।

ভাল কথা বা ঘটনা হ'ব বুলি আশা কৰক।

### গ্ৰহণ কৰিবলৈ আশা কৰক আশা গ্ৰহণ কৰক!

এই হেতুকে যিহোৱাই তোমালোকক (আশা কৰে, চাই থাকে আৰু ইচ্ছা পদ) দয়া কৰিবলৈ (আগ্ৰহেৰে) অপেক্ষা কৰিব; আৰু এই নিমিত্তে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উঠিব; যি সকলোৱে তেওঁলৈ (আগ্ৰহেৰে) অপেক্ষা কৰে, সেই সকলো ধন্য (কাৰণ তেওঁৰ জয়যুক্ত জীৱন, তেওঁৰ অনুগ্ৰহ, তেওঁৰ প্ৰেম, তেওঁৰ শান্তি, তেওঁৰ আনন্দ আৰু তেওঁৰ বৃজাব নোৱাৰা, কেতিয়াও অন্ত নোহোৱা সম্বন্ধ !)

যিচয়া ৩০:১৮

মই শাস্ত্ৰৰ বাক্য ভালপোৱা অংশৰ ভিতৰত ইও এটা। আপুনি যদি এই বাক্য ধ্যান কৰে। ই অসীম আশা কঢ়িয়াই, আনিবলৈ সহায় কৰিব। ঈশ্বৰে ইয়াত কৈছে যে তেওঁ কোনোৱা এজন অমায়িক (ভাল) ব্যক্তিক বিচাৰিছে, কিন্তু তেওঁ বিপৰীতমুখী মনৰ আৰু বেয়া মনোভাবৰ

হ'ব নোরাবির। তেওঁ এনে এজন ব্যক্তি হ'ব লাগিব যি আশারে বাট চাই থাকে, ইচ্ছা করে (ঈশ্বরে তেওঁলোকৰ প্রতি দয়ানু হোৱা প্রতিজন পুৰুষ মহিলাই বিচাৰে আৰু ইচ্ছা কৰে।)

### অমঙ্গলৰ আশঙ্কা

অমঙ্গলৰ আশঙ্কা কি?

আলপতে ঈশ্বৰৰ বাক্য পঢ়িবলৈ আৰস্ত কৰাৰ পাছত, এদিন বাতিপুৱা মই গাধুৱা ঘৰত মূৰ আচুৰি আছিলো তেতিয়া মই অনুভৱ কৰিলে যে মোৰ চাৰিওফালৰ পৰিবেশটো অস্পষ্ট, ভয় লগা, এনে লাগিছিল যেন কিবা বেয়া ঘটনা হ'ব লগা আছে। মই সজাগ হ'লো কাৰণ তেনে অনুভৱ মোৰ লগত প্ৰায়ে হয়।

মই ঈশ্বৰক সুধিলো, ‘মই সদাই কিয় এনে অনুভৱ কৰো?’

তেওঁ উত্তৰ দিলে “অমঙ্গলৰ আশঙ্কা”।

তাৰ মানে কি মই জনা নাছিলো, আনকি মই সেই বিষয়ে কেতিয়াও শুনাও নাছিলো। মই তাৰ পাচত আলপতে হিতোপদেশ ১৫:১৫ পদত এই অংশটো বিচাৰি পালোঃ দুখিত লোকৰ সকলো দিন বিষম (উৎকঠিত চিন্তা আৰু অমঙ্গলৰ আশঙ্কাত) কিন্তু যি জনৰ চিন্ত প্ৰফুল্লিত তেওঁৰ দিন নিত্য ভোজৰ দিন স্বৰূপ (যিকোনো পৰিবেশতেই নহওঁক কিয়)

সেই সময়ত মই বুজি পালো যে মোৰ জীৱনৰ বেছি ভাগ সময় বেয়া চিন্তা আৰু অমঙ্গলৰ আশঙ্কাই দুর্দশাগ্রস্ত কৰি বাখিছিল। সচাঁকৈয়ে মোৰ চাৰিওফালৰ পৰিবেশ খুব কষ্টকৰ আছিল, কিন্তু তেনে পৰিবেশ নথকাৰ পাছতো, মোৰ জীৱন দুর্দশাগ্রস্ত আছিল কাৰণ মোৰ চিন্তাই মোৰ দৃষ্টিভঙ্গীক বিষাক্ত কৰিছিল আৰু জীৱনটো উপভোগ কৰাত আৰু ভাল দিন অতিবাহিত কৰাত বাধা দিছিল।

### বেয়াৰ পৰা আপোনাৰ জিভা আত্তৰাই ৰাখক

কাৰণ যি জনে জীৱন প্ৰেম উপভোগ কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেওঁ কুকথাৰ পৰা নিজৰ জিবা, আৰু ছালনা-বাক্যৰ পৰা নিজৰ গুঁঠ আত্তৰাই ৰাখক।

১ পিতৰ ৩:১০

এই বাক্যই সহজভাৱে আমাক ইয়াকে কৈছে যে জীৱন উপভোগ কৰা আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰা, সুখেৰে থকা আৰু মনতে হ'ব বুলি বা কৰিব পাৰিম বুলি ভবা, এই সকলো ইটো সিটোৰ সৈতে জড়িত হৈ থকা কথা।

আপুনি কিমান বিপৰীতমুখী বা কিমান দিন তেনে অৱস্থাত আছে সেইটো চিন্তা নকৰিব  
কাৰণ মই যি দৰে সলনি হ'লো ঠিক সেইদৰে আপুনিও সলনি হ'ব পাৰিব বুলি মই জানো।  
পৰিত্ব আঘাৰ “সহায় বৃদ্ধি” হ'বলৈ সময় লাগো, কিন্তু তথাপি ই সন্তুষ্ট।

আপোনাৰ কাৰণেও ই সন্তুষ্ট হ'ব।

যিয়েই নঘটক কিয়, ঈশ্বৰত বিশ্বাস ৰাখক— আৰু সকলো কথা বা কাম হ'ব বুলি  
ভাৱক।

অধ্যায়

৬

মনক বাঞ্ছি বখা আত্মা



## মনক বান্ধি রখা আত্মা

ঈশ্বরৰ সঙ্গত থাকি এবাৰ মই এখন ঠাইলৈ গৈ  
পোৱাৰ পাচত আগতে বিশ্বাস কৰা কিছুমান কথা  
বিশ্বাস কৰিবলৈ মোৰ বাবে কঠিন হৈছিল। মোৰ  
কি দোষ হৈছিল মই বুজা নাছিলো আৰু তাৰ ফলত  
মই বিবুধিত পৰিছিলো। যিমানেই সক্ষত বাঢ়িছিল  
সিমানেই মই বিবুধিত পৰিছিলো। এনে লাগিছিল  
যেন অবিশ্বাস বাঢ়ি গৈ আছিল, ঈশ্বৰৰ কাৰ্য্যৰ  
কাৰণে যি আহ্বান তাৰ প্ৰতি মোৰ প্ৰশংসন উদয় হৈছিল;  
পৰিচৰ্য্যাৰ কাৰণে ঈশ্বৰৰ যি দৰ্শন সেয়া  
হেৰুৱাইছিলো বুলি মই ভাবিছিলো। মই শোচনীয় অৱস্থাত পৰিছিলো (অবিশ্বাসে সদায়  
যন্ত্ৰণাৰ সৃষ্টি কৰে)।

মোৰ আত্মাৰ পৰা ওলোৱা এই খণ্ডবাক্য মই লানি নিছিগাকৈ দুদিন শুনিছিলো। “মনক  
বান্ধি রখা আত্মা”। প্ৰথম দিন মই এই বিষয়ে বিশেষ ভবা নাছিলো। কিন্তু দ্বিতীয় দিন মই  
প্ৰাৰ্থনা কৰিবলৈ আৰস্ত কৰোতে, মই চাৰি পাঁচ বাৰ আকো সেই একে বাক্য শুনিলোঃ  
“মনক বান্ধি রখা আত্মা”।

যিসকলে মোক শিক্ষা দিছিল তেওঁলোকৰ পৰা মই জানিছিলো যে মনক লৈ বহুতো  
বিশ্বাসীৰ সমস্যা আছে। “মনক বান্ধি রখা” আত্মাৰ বিৰুদ্ধে প্ৰাৰ্থনা কৰি খীটত আগবাঢ়ি  
যাবলৈ মোক পৰিত্ব আত্মাই উদগাইছিল বুলি মই ভাৰো। সেয়ে মই প্ৰাৰ্থনা কৰিবলৈ আৰস্ত  
কৰিলো আৰু যীচুষ্টীষ্টৰ নামত মনক বান্ধি রখা আত্মাৰ বিৰুদ্ধে থিয় হ'লো। মাত্ৰ কেইমিনিটমান  
প্ৰাৰ্থনা কৰাৰ পাচত, মোৰ মনত আঁৰিত ধৰণৰ মুক্তি অনুভৱ কৰিলো। এইটো খুবেই  
নাটকীয় আছিল।

### মন বান্ধি রখা আত্মাৰ পৰা মুক্তি লাভ

ঈশ্বৰে মুক্তি প্ৰদান কৰা প্ৰায় সকলো মুক্তিয়ে মই ঈশ্বৰত বিশ্বাস কৰা আৰু ঈশ্বৰৰ  
বাক্যত ভাৰ্যা কৰাৰ যোগেদি পাইছিলো। যোহন ৮:৩১-৩২ পদত যীচুৱে কৈছে, মোৰ

তোমালোকে একোলৈ চিন্তা নকৰিবা  
কিন্তু সকলো বিষয়তে তোমালোকৰ  
যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু  
নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা  
হওঁক। তাতে সকলো বুদ্ধিতকৈ  
উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে  
যীচুষ্টীষ্টত তোমালোকৰ হৃদয় আৰু  
মতিক পহৰা দিব।

ফিলিপীয়া ৪:৬-৭

বাক্যতে যদি তোমালোক থাক (সদায়) তেন্তে সচাঁকৈয়ে তোমালোক মোৰ শিয়; আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব। গীতমালা ১০৭:২০ পদত ঈশ্বৰৰ বাক্যই কৈছে, তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে, আৰু সিহঁতক সিহঁতৰ নানা আপদৰ পৰা বক্ষা কৰে।

কিন্তু তৎক্ষণাত মই মোৰ অস্তৰত কিবা ঘটিব বুলি গম পালো আৰু অনুভৱ কৰিলো। প্রাৰ্থনাৰ সময়ত মই যিবোৰ ক্ষেত্ৰত যুঁজ-বাগৰ কৰি আছিলো, সেই ক্ষেত্ৰত কেইমিনিটমান সময়ৰ ভিতৰতে মই পুনৰ বিশ্বাস কৰিবলৈ সক্ষম হ'লো।

মই আপোনালোকক এটা উদাহৰণ দিওঁ। চয়তানে মনক বাঞ্ছি আক্ৰমণ কৰাৰ পূৰ্বে, মই ঈশ্বৰৰ বাক্যৰ অনুযায়ী বিশ্বাস কৰিছিলো যে মই *Fenton Missouri* ৰ এগৰাকী মহিলা, যাক কোনেও নাজানে তাৰ বাবে মোৰ পৰিচ্যৰ্যা বা ব্যক্তিগত জীৱনত কোনো ব্যতিক্রম নহয় (গালতীয়া ৩:২৮) যেতিয়া ঈশ্বৰে কাৰ্য্য কৰিবলৈ প্ৰস্তুত হয়, তেওঁ যি দুৱাৰ খোলে তাক কোনেও বন্ধ কৰিব নোৱাৰে (প্ৰকাশিত বাক্য ৩:৮), আৰু মই পৃথিবীৰ চাৰিওফালে তেওঁ দিয়া বাস্তৱিক, মুক্তিৰ বাক্য প্ৰচাৰ কৰিব পাৰিলোহেইতেন।

মই বিশ্বাস কৰোঁ অনাতাৰ মাধ্যমেৰে মই সমগ্ৰ দেশতে শুভবাৰ্তা বিলাবলৈ সুবিধা পালোহেইতেন (মোৰ কাৰণে নহয় কিন্তু মোৰ ওপৰিও) কিন্তু ঈশ্বৰে জ্ঞানৱন্তক আৰু বলৱন্তক লাজ দিবলৈ জগতৰ মূৰ্খতাৰ আৰু দুৰ্বলতাৰ পাত্ৰবিলাক মনোনীত কৰিলে (১ কৰিছিয়া ১:২৭) মই বিশ্বাস কৰিলো যে ৰোগীক সুস্থ কৰিবলৈ ঈশ্বৰে মোক ব্যৱহাৰ কৰিবলৈ গৈ আছে। মই বিশ্বাস কৰো যে পৰিচ্যৰ্যাৰ কাৰণে আমাৰ সন্তানক ব্যৱহাৰ কৰিলোহেইতেন। মই বিশ্বাস কৰো যে ঈশ্বৰে আঁচিৰিত ধৰণৰ ঘটনা মোৰ অস্তৰত স্থাপন কৰিলে।

সেয়ে মনক বাঞ্ছি বখা আঞ্চাই যেতিয়া মোক আক্ৰমণ কৰে। মোৰ এনে লাগে যেন আন একো কথা মই বিশ্বাস কৰিব নোৱাৰো। মই কথাবোৰ এইদৰে ভাবো, “সন্তৰত মই কেৱল সকলো কৰিব বিচাৰো, মই বিচাৰো কাৰণেই কেৱল বিশ্বাস কৰো, কিন্তু সন্তৰত এইটো কেতিয়াও ঘটা নাছিল।” কিন্তু যেতিয়াই মনক বাঞ্ছি বখা আঞ্চা আঁতৰি যায়, বিশ্বাস কৰাৰ ক্ষমতা পুনৰ দৃত গতিত ঘূৰি আছে।

### বিশ্বাস কৰিবলৈ সকল্পবন্ধ

এইদৰে আঞ্চায়ো (পৰিত্র) আঞ্চাৰ দুৰ্বলতাত উপকাৰ কৰে; কাৰণ উচিতমতে কি প্রাৰ্থনা কৰিব লাগে, তাক আমি নাজানো; কিন্তু আঞ্চাই নিজে আমাৰ অথে অনিৰ্বচনীয় কেঁকনিৰে নিবেদন কৰে।

খীষ্টীয়ান হিচাবে আমি বিশ্বাস করিবলৈ সিদ্ধান্ত কেনেকৈ ল'ব লাগে শিকাৰ প্ৰয়োজন। ঈশ্বৰে বহতো কথাৰ কাৰণে প্ৰায়ে বিশ্বাস (আঢ়াৰ শক্তি) দান কৰে যাতে আমাৰ মন সদায় সকলো কথাত সম্মত নহয়। মনে সদাই কিয়া, কেতিয়া আৰু কেনেকৈ এই সকলো বুজিবলৈ বিচাৰে। প্ৰায়ে সেই বুজিব পৰা শক্তি যেতিয়া ঈশ্বৰৰ পৰা নহয় সেইটো কিয় বুজিব পৰা নাই, মনে বিশ্বাস কৰিব নোখোজে।

এজন বিশ্বাসীয়ে তেওঁৰ অস্তৰত (তেওঁৰ ভিতৰত থকা মানুহজনে) বিছুমান কথা জানে, কিন্তু তেওঁৰ মনে তাৰ বিৰুদ্ধে যুদ্ধ কৰে।

মই বহত আগতেই বাইবেলে কি কৈছে বিশ্বাস কৰিবলৈ সিদ্ধান্ত লৈছিলো, আৰু ঈশ্বৰে মোৰ কাৰণে যি বাক্য প্ৰকাশ কৰিছিল তাক মই (প্ৰকাশ পোৱা বাক্য) বিশ্বাস কৰিছিলো (যি কথা তেওঁ মোক কয় বা ব্যক্তিগত ভাৱে যি প্ৰতিজ্ঞা তেওঁ মোৰ কাৰণে কৰে), তথাপি মোৰ জীৱনত এই সকলো কিয়, কেতিয়া বা কেনেকৈ হ'ল মই বুজি নাপাওঁ।

কিন্তু মই যুঁজ-বাগৰ কৰি থকা এই সকলো কথা বেলেগ আছিল; এইটো সিদ্ধান্ত লোৱাৰ বাহিৰত আছিল। মই এই মনক বান্ধি বখা আঢ়াৰ বন্ধনত আছিলো আৰু সেয়ে নিজকে বিশ্বাসত স্থিৰ কৰিব পৰা নাছিলো।

ঈশ্বৰক ধন্যবাদ দিও কাৰণ তেওঁ মোক কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সেয়া পবিত্ৰ আঢ়াৰ মাধ্যমেৰে দেখুৱালে, আৰস্তগিতে মই নিজৰ কাৰণে প্ৰাৰ্থনা কৰিছিলো বুলি জনা নাছিলো তথাপি তেওঁ মোক শক্তি প্ৰদান কৰিছিলে।

মই নিশ্চিত যে আপোনালোকক আগুৱাই নিবৰ কাৰণে এই কিতাপ খন আপুনি পঢ়িছে। আপোনাৰো হয়তো এই ক্ষেত্ৰত সমস্যা থাকিব পাৰে। যদি আছে, মই যীচুৰ নামত আপোনাক প্ৰাৰ্থনা কৰিবলৈ অনুপ্রাণিত কৰো। তেওঁৰ তেজৰ শক্তি “মনক বান্ধি বখা আঢ়াক” জয় কৰক। এই ক্ষেত্ৰত কেৱল এবাৰ নহয় কিন্তু যি কোনো সময়তে আপুনি সমস্যাৰ সমুখীন হয় এইদৰে প্ৰাৰ্থনা কৰক।

আমি যেতিয়া আগুৱাই যাবলৈ চেষ্টা কৰো তেতিয়া চয়তামে আমাৰ বিৰুদ্ধে উন্নেজনাপ্ৰবন সমস্যাৰ সৃষ্টিকৰাৰ পৰা আতৰি নাযায়। আপোনাৰ বিশ্বাসৰ ঢাল উঠাই মনত পেলাওক যাকোৰ ১:২-৮ পদ, যি বাক্যই পৰীক্ষাৰ সময়ত ঈশ্বৰৰ পৰা জ্ঞান বিচাৰিবলৈ শিকাই আৰু তেওঁ আমাক সেই জ্ঞান দিয়ে আৰু আমি কি কৰিব লাগে আমাক দেখুৱাই দিয়ে।

মোৰ সমস্যা আছিল, মই আগতে এই উন্নেজনাপ্ৰবণ সমস্যাৰ সমুখীন হোৱা নাছিলো। কিন্তু কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰে দেখুৱাই দিলে, আৰু মই মুক্ত হ'লো।

আপুনিও হ'ব পাৰিব।



অধ্যায়

৭

আপুনি যি বিষয়ে ভাবিছে  
সেই বিষয়েই ভাবক

---

---



# আপুনি যি বিষয়ে ভাবিছে সেই বিষয়েই ভাবক

অধ্যায়  
৭

ঈশ্বরৰ বাক্যই আমাক কি চিন্তা কৰি সময়বোৰ  
অতিবাহিত কৰিব লাগে শিকাই ।

গীতমালাৰ লিখিকে কৈছে যে তেওঁ ঈশ্বরৰ  
নেতৃত্ব আদেশবোৰ চিন্তা কৰে বা ধ্যান কৰে ।  
তাৰ মানে তেওঁ ঈশ্বরৰ পথ, তেওঁৰ আদেশ আৰু  
তেওঁৰ শিক্ষা বিবেচনা কৰি বা চিন্তা কৰি বহু সময়  
অতিবাহিত কৰে । গীতমালা ১:৩ পদত কৈছে যে যি মানুহে এইদৰে কৰে সেই মানুহ  
বতৰত ফল দিয়া, পাত জয় নপৰাৰ বোৱাতী পানীৰ দাঁতিত বোৱা গচ্ছ নিচিনা; সেই মানুহে  
কৰা সকলো কৰ্ম্ম সামৰণ হয় (আৰু পৰিপক্ষ হয়) ।

ঈশ্বরৰ বাক্য চিন্তা কৰাটো খুব লাভজনক । ঈশ্বরৰ বাক্য ধ্যান কৰাৰ কাৰণে যিমান সময়  
অতিবাহিত কৰে, তেওঁ বাক্যৰ পৰা সিমানেই জ্ঞান আহৰণ কৰিব ।

## আপুনি যি চিন্তা কৰে তাৰ বাবে সারধান !

তোমালোকে কি শুনা তালৈ মন কৰা; যি জোখেৰে (চিন্তা আৰু ধ্যান) তোমালোকে  
জোখা (তুমি শুনা সত্যলৈ) সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব; (নেতৃত্ব  
গুণ আৰু জ্ঞান) আৰু তোমালোকক অধিক দিয়া হ'ব ।

মাৰ্ক ৪.২৪

কি মহান বাক্য ! এই বাক্যই আমাক কৈছে যে আমি বাক্য পঢ়ি আৰু শুনি যদি বেছি সময়  
অতিবাহিত কৰো তেতিয়া হ'লৈ সেইদৰে কৰিবলৈ আমি অধিক শক্তি আৰু সক্ষমতা লাভ  
কৰিম আৰু আমি যি পঢ়ো বা শুনো সেই বিষয়ে অধিক প্ৰকাশ কৰিব পৰা জ্ঞান লাভ কৰিম ।  
মূলতে ইয়াত আমাক কৈছে যে আমি যদিৰে ঈশ্বরৰ বাক্যৰ ওপৰত চিন্তা কৰো সেইদৰেই  
ঈশ্বরৰ বাক্য আমালৈ প্ৰকাশ পাৰ ।

প্ৰতিজ্ঞাৰ প্ৰতি বিশেষভাৱে লক্ষ্য কৰিলে দেখিব যে আমি ঈশ্বরৰ বাক্য যিমানেই মনে-  
প্ৰাণে পঢ়িম আৰু চিন্তা কৰিম সিমানেই আমি নেতৃত্ব গুণ আৰু জ্ঞান লাভ কৰিম ।

*Vine's Expository Dictionary of Biblical Words* এ কৈছে যে King James Version'ৰ কিছুমান বাক্যত গ্রীক শব্দ *dunamis* ‘নেতৃত্ব গুণ’ বুলি অনুবাদ কৰিছে যি গ্রীকৰ অৰ্থ মতে ‘শক্তি’ হয়। *Strong's New Exhaustive Concordance of the Bible*ৰ মতে *dunamis*ৰ আন অনুবাদ হ'ল “সক্ষমতা”। বহুতো মানুহে ঈশ্বৰৰ বাক্য গভীৰ ভাৱে অম্বেষণ নকৰে। তাৰ ফলস্বৰূপে, বিজয়ী জীৱন যাপন কৰিবলৈ তেওঁলোক কিয় শক্তিশালী স্থীরত্বান নহয় সেই বিষয়ে বিপ্রাণ্তি পৰে।

সত্যটো হ'ল যে বেছি ভাগ মানুহে নিজৰ ইচ্ছাবে ঈশ্বৰৰ বাক্য পঢ়িবলৈ অধিক চেষ্টা নকৰে। তেওঁলোকে হয়তো আনৰ শিক্ষা শুনি বাক্য প্ৰচাৰ কৰে। তেওঁলোকে হয়তো বচ্ছতাৰোৰ টেপত শুনে বা কেতিয়াৰা কেতিয়াৰা বাইবেল পঢ়ে, কিন্তু তেওঁলোকে প্ৰকৃতে তেওঁলোকৰ জীৱনত ঈশ্বৰৰ বাক্যই প্ৰধান অংশ বুলি স্থীৰত্ব নিদিয়ে, আনকি এই বিষয়ে চিন্তা কৰিবলৈ সময় খৰছ নকৰে।

বাস্তৱিকতে শৰীৰ এলেহৰা হয় আৰু বহুতো মানুহে বিনা উদ্দেশ্যৰে কিবা পাৰ বিচাৰে (কোনো কষ্ট নকৰাকৈ); কাৰ্য্য কৰিবলৈ আঁচলতে সেইটোৱে উপায় নহয়। মই আকো ক'ব খোজোঃঃ এজন ব্যক্তিয়ে যিদৰে চিন্তা কৰিবলৈ ইচ্ছা কৰে সেইদৰেই বাক্যৰ পৰা অৰ্থ লাভ কৰিব।

### বাক্যত ধ্যায়ান দিয়ক

যি মানুহে দুষ্টবোৰৰ (তেওঁলোকৰ উপদেশ, তেওঁলোকৰ আঁচনি আৰু উদ্দেশ্য নামানে) আলচত নচলে, পাপীবোৰৰ পথত যিয়া নহয়, আৰু নিন্দকবোৰৰ আসনত নবহে, কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট (আনন্দিত, ভাগ্যবান, উন্নতিমুখী আৰু সৰ্বাজনক) হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য।

গীতমালা ১:১-২

Websterৰ মতে, ধ্যান শব্দৰ অৰ্থ “১. বিবেচনা কৰাত গভীৰভাৱে চিন্তা কৰা। ২. মনতে পৰিকল্পনা বা সংকলন কৰা ... ধ্যানত জড়িত থকা”<sup>7</sup> *Vine's Expository Dictionary of Biblical Words* এ কৈছে যে ধ্যান কৰা মানে “ঘাইকে, ‘মনোযোগ দিয়া’ ... ‘অভ্যাস কৰিবলৈ মন দিয়া’, ... ‘পৰিশ্ৰমী হোৱা’, ... অভাস হৈছে বাক্যত বৰ্তি থকা ... ‘কল্পনাক বিবেচনা কৰা’, ... ‘আগতে পৰিকল্পনা কৰা’”<sup>8</sup>

হিতোপদেশ ৪:২০ পদত কৈছে, হে মোৰ বোপা, মোৰ বাক্যলৈ মনোযোগ কৰা, আৰু মোৰ কথালৈ কান পাতা। আমি হিতোপদেশ ৪:২০ পদটো ধ্যানশব্দৰ বৰ্ণনাৰ সৈতে একেলগ

করিলে আমি দেখো যে আমি ধ্যানৰ দ্বাৰাই, বিবেচনা কৰাৰ দ্বাৰাই ধ্যানমগ্ন অৱস্থাৰে, অনুশীলন বা আখৰ৾ৰ মাজেৰে চিন্তা কৰি আমি ঈশ্বৰৰ বাক্যত মনোযোগ দিছো। মূল কথা হ'ল ঈশ্বৰৰ বাক্যই যি কৈছে যদি আমি সেইদৰে কৰিব খোজো, তেতিয়া হ'লে আমি এই বিষয়ে চিন্তা কৰিবলৈ সময় অতিবাহিত কৰিব লাগিব।

পুৰণি কথা এটা মনত পেলাওক “অনুশীলনে নিখুঁত কৰে”? জীৱনত অনুশীলন নকৰাকৈ আমি সঁচাকৈয়ে পাকৈত হ'বলৈ আশা কৰিব নোৱাৰো, সেয়ে আমি শ্রীষ্টিয়ান ধৰ্মক কিয় কিবা বেলেগ হোৱাটো বিচাৰো?

### ধ্যানে সফলতা দিয়ে

এই ব্যৱস্থা পুস্তকখনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক, কিন্তু তাত লিখা আটাইথিনিকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে ৰাতিয়ে তাক ধ্যান কৰা; কিয়নো তাকে কৰিলে, তোমাৰ শুভগতি হ'ব আৰু তুমি কৃতকাৰ্য হ'ব।

যিহোচুৱা ১:৮

যদি আপুনি আপোনাৰ সকলো ব্যৱহাৰত উন্নতি আৰু কৃতকাৰ্য্যতা বিচাৰে, বাইবেলে কৈছে, আপুনি দিনে ৰাতিয়ে ঈশ্বৰৰ বাক্য নিশ্চয় ধ্যান কৰিব লাগিব।

ঈশ্বৰৰ বাক্য চিন্তা কৰাত আপুনি কিমান সময় অতিবাহিত কৰে? যদি আপুনি জীৱনত কোনো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, এই প্ৰশ্নৰ সহজ উত্তৰে হয়তো কাৰণটো কি ব্যক্তি কৰিব।

মোৰ জীৱনৰ বেছিভাগ সময়ত, মই কিহৰ বিষয়ে ভাবিছো সেই বিষয়ে ভৱা নাই। মোৰ মনলৈ যি আহে সাধাৰণভাৱে মই তাকে ভাৱো। চয়তানে যে মোৰ মনত চিন্তা সোমোৱাই দিৰ পাৰে সেই বিষয়ে কোনো প্ৰকাশন নাছিল। মই চিন্তা কৰা বেছি ভাগ কথাই চয়তানে কোৱা মিছা কথা বা কেৰল অৰ্থ নোহোৱা কথা আছিল যিবোৰ চিন্তা কৰি সময় খৰছ কৰাটো মূল্যহীন আছিল। চয়তানে মোৰ চিন্তা-ভাৱনা নিয়ন্ত্ৰণ কৰিছিল কাৰণে মোৰ জীৱনো নিয়ন্ত্ৰণ কৰিছিল।

### আপুনি যি বিষয়ে ভাবিছে, সেই বিষয়ে ভাবক!

সেইবোৰ মাজত আমিও সকলোৱে আগেয়ে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি, নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে (আমাৰ আচৰণ নৈতিক অধঃপতন ঘটোৱা

আৰু ভোগবিলাসী স্বভাৱৰ দ্বাৰা নিয়ন্ত্ৰিত) আচৰণ কৰিছিলো, আৰু আন সকলোৰ  
নিচিনা, স্বভাৱতে ক্ৰেত্বৰ সন্তান আছিলো।

ইফিচীয়া ২:৩

পৌলে ইয়াত আমাক ভোগবিলাসী স্বভাৱ বা আমাৰ মাংসৰ প্ৰল আৱেগ অনুভূতি  
আমাৰ ইন্দ্ৰিয়জনিত মনৰ চিন্তাৰ দ্বাৰা নিয়ন্ত্ৰিত নহ'বলৈ সাৰধান কৰি দিছে।

মই খ্ৰীষ্টিয়ান আছিলো যদিও, মই মোৰ চিন্তা-ভাৱনা নিয়ন্ত্ৰণ কৰিবলৈ নিশ্চিকাৰ কাৰণে  
মোৰ সমস্যা হৈছিল। কিছুমান কথা ভাৱি মই মোৰ মনটো ব্যস্ত ৰাখিছিলো। কিন্তু নিষ্ঠিত  
ভাৱে সেইবোৰ ফলদায়ক নাছিল।

**মই মোৰ চিন্তা সলনি কৰাৰ প্ৰয়োজন আছিল!**

ঈশ্বৰে যেতিয়া মনৰ যুদ্ধক্ষেত্ৰৰ বিষয়ে শিকেৱা আৰম্ভ কৰিছিল তেওঁ এটা কথা কৈছিল  
যে, এয়ে মোৰ সম্পূৰ্ণ সলনি হোৱাৰ সময়। তেওঁ কৈছিল, “যি বিষয়ে ভাবিছা সেই বিষয়ে  
ভাবা”। এইদৰে কৰাত, মোৰ জীৱনত কিয় ইমান সমস্যা আছিল বুজিবলৈ বেছি সময় লগা  
নাছিল।

**মোৰ মন বিশৃংখল আছিল!**

**মই সকলো ভুল কথা চিন্তা কৰিছিলো।**

মই গীৰ্জালৈ গৈছিলো, আৰু বছৰ বছৰ ধৰি গৈছিলো, কিন্তু প্ৰকৃততে মই কি শুনিছিলো  
সেই বিষয়ে কেতিয়াও ভবা নাছিলো। ক'বলৈ গ'লে এখন কাগেৰে শুনি আনখন কাগেৰে  
উলিয়াই দিছিলো। প্ৰতিদিনে মই বাইবেলৰ কিছু অংশ পঢ়িছিলো। কিন্তু কি পঢ়িছিলো, সেই  
বিষয়ে কেতিয়াও ভবা নাছিলো। মই বাক্যৰ থতি মনোযোগ দিয়া নাছিলো। মই কি শুনিছিলো  
সেই বিষয়ে চিন্তা কৰা নাছিলো আৰু পঢ়া নাছিলো। সেই কাৰণে কোনো নৈতিকতা বা জ্ঞান  
মই লাভ কৰা নাছিলো।

### ঈশ্বৰৰ কাৰ্য্যৰ প্ৰতি ধ্যান দিয়া

হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ মাজত, আমি তোমাৰ দয়াৰ বিষয়ে চিন্তা কৰিলোঁ।

গীতমালা ৪৮:৯

ঈশ্বৰৰ আচৰিত কাম— ঈশ্বৰৰ মহান কাৰ্য্যৰ বিষয়ে মনোযোগেৰে ধ্যান কৰিবলৈ

গীতমালার লিখকে সঘনাই কৈছে। তেওঁ কৈছে ঈশ্বরের নাম, ঈশ্বরের অনুগ্রহ, আরু তেনে বহু কথা তেওঁ চিন্তা করে।

যেতিয়া তেওঁ সতাশ হৈছিল, গীতমালা ১৪৩:৪-৫ পদত তেওঁ লিখিছেঃ এই হেতুকে মোৰ আজ্ঞা মোৰ অন্তৰত ব্যাকুল হৈছে, মোৰ অন্তৰত মোৰ মন বিমোৰ হৈছে। মই পূৰ্বকালৰ দিন সৌৱৰণ কৰিছোঁ, তোমাৰ সমুদায় কৰ্ম্ম ধ্যান কৰিছোঁ, তোমাৰ হাতৰ কাৰ্য্য আলোচনা কৰিছোঁ।

এই বাক্যৰ পৰা আমি দেখিছো যে ডেভিদে হতাশা আৰু দুখৰ অনুভূতি সমস্যাৰ প্রতি সহাবি দি ধ্যান কৰা নাই। তাৰ পৰিবৰ্ত্তে অতীতৰ ভাল সময়বোৰ মনত গেলাই, ঈশ্বৰে কৰা কাৰ্য্যৰ বিবেচনা কৰি আৰু তেওঁৰ হাতৰ কৰ্ম্মক বিশ্বাস কৰি বাস্তৱতে সমস্যাৰ বিৰুদ্ধে থিয় হৈছিল। আনহাতে ক'বলৈ গ'লে, তেওঁ কিছুমান ভাল চিন্তাবে হতাশাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল।

এইটো কেতিয়াও নাপাহৰিবঃ আপোনাব বিজয়ৰ কাৰণে আপোনাব মনে গুৰুত্বপূৰ্ণ ভূমিকা লয়।

মই জানো যে পৰিত্র আজ্ঞাৰ শক্তিয়ে ঈশ্বৰৰ বাক্যৰ মাধ্যমেৰে কাম কৰি আমাৰ জীৱনলৈ বিজয় কঢ়িয়াই আনে। কিন্তু বেছিভাগ কাম কৰোতে ঈশ্বৰৰ চিন্তা আৰু তেওঁৰ বাক্যত ভৰসা কৰি যাওঁতে আমাৰ চিন্তা কৰাৰ প্ৰয়োজন। যদি আমি এইদৰে কৰিবলৈ আপত্তি কৰো বা গুৰুত্বপূৰ্ণ বুলি নাভাবো, আমি কেতিয়াও বিজয়ৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰো।

### আপোনাব মন নতুন কৰাৰ দ্বাৰাই সলনি হওঁক

তোমালোক জগতৰ (বৰ্তমান যুগৰ), (পোচাকৰ ধৰণ-কৰণৰ প্রতি আসক্ত হৈ আৰু বাহ্যিক আৰু ওপৰোৱা ৰীতি-নীতি গ্ৰহণ কৰি) অনুৰূপ নহ'বা। কিন্তু সিহঁতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম প্ৰহণীয় আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ক'প ধৰা (আপোনাব কাৰণে তেওঁৰ দৃষ্টিত)।

ৰোমীয়া ১২:২

এই বাক্যত পাঁচনি পৌলে কৈছে যে আমি যদি আমাৰ জীৱনত ঈশ্বৰৰ ভাল আৰু সম্পূৰ্ণ ইচ্ছাৰ প্ৰমাণ চাৰ খোজো, আমি পাৰিম— যদিহে আমি আমাৰ মন নতুন কৰো। আপুনি কি নতুন কৰিব? ঈশ্বৰৰ চিন্তা ধাৰাৰ মতে নতুন কৰা। এই নতুন চিন্তাৰ পদ্ধতিৰে,

আমাৰ প্রতি থকা ঈশ্বৰৰ অভিপ্ৰায়ত আমি সলনি বা পৰিবৰ্তন হ'ব পাৰো। যীচুখ্রীষ্টই মৃত্যু আৰু পুনৰ্খণ্নৰ দ্বাৰাই এই পৰিবৰ্তন সন্তুষ্ট কৰিলো। এই নতুন মন কৰাৰ পদ্ধতিৰে আমাৰ জীৱন বাস্তৱিকতালৈ ৰূপান্তৰিত হয়।

যিকোনো বিভাস্তি বাদ দি মোক এই বিষয়ত ক'বলৈ দিয়ক, যে পৰিত্রাণৰ কাৰণে উচিত চিন্তাই একো নকৰে। পৰিত্রাণ সম্পূৰ্ণ ৰূপে যীচুৰ তেজত, ত্ৰুচ্ছত তেওঁৰ মৃত্যু আৰু তেওঁৰ পুনৰ্খণ্নত নিৰ্ভৰ কৰে। বহুতো মানুহে যীচুক প্ৰকৃততে তেওঁলাকৰ উদ্বাৰ কৰ্তা বুলি বিশ্বাস কৰাৰ দ্বাৰাই স্বৰ্গত থাকিব, কিন্তু সেই একেই বহুতো মানুহে কেতিয়াও বিজয়ৰ পথত খোজ নিদিয়ে বা তেওঁলাকৰ জীৱনৰ কাৰণে ঈশ্বৰৰ যি ভাল পৰিকল্পনা তাক উপভোগ নকৰে কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই তেওঁলোকৰ মন নতুন নকৰে।

বহু বছৰলৈ, মই তেনে মানুহৰ দৰেই আছিলো। মোৰ পুনৰ জন্ম হ'ল। মই স্বৰ্গলৈ যাম। মই গীৰ্জালৈ গৈছিলো আৰু ধৰ্মৰ বীতি-নীতি অনুসৰণ কৰিছিলো, কিন্তু প্ৰকৃত অৰ্থত মোৰ জীৱনত কোনো জয় হোৱা নাছিল। ইয়াৰ কাৰণ হ'ল মই ভুল কথা চিন্তা কৰিছিলো।

### এইবিষয়ে চিন্তা কৰক

শেষতে, হে ভাইবিলাক, যি যি সত্য যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুন্দ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা। (তোমাৰ মন তাতেই স্থিৰ কৰি ৰাখা।)

ফিলিপীয়া ৪:৮

কি ধৰণৰ কথা আমি চিন্তা কৰিব লাগে সেই বিষয়ে বাইবেলত বিতংভাৱে নিৰ্দেশ দিয়া আছে। আমি ভাল কথা চিন্তা কৰা, আৰু যি কথাই ভাগি পৰাৰ সলনি আমাক গঢ়ি তোলে সেই বিষয়ে বেলেগ বেলেগ বাক্যৰ দ্বাৰা নিৰ্দেশ দিয়া আপুনি দেখিছে বুলি মই নিশ্চিত।

আমাৰ চিন্তাই আমাৰ মনোভাৱ আৰু মনৰ অৱস্থাত নিশ্চয় প্ৰভাৱ পেলাই। ঈশ্বৰে কোৱা যিকোনো কথা আমাৰ নিজৰ ভালৰ কাৰণে কয়। তেওঁ জানে কিহে আমাক আনন্দ দিয়ে আৰু কিহে আমাক দুর্দশাগ্ৰাস্ত কৰে। যেতিয়া এজন ব্যক্তি ভুল চিন্তাবে পৰিপূৰ্ণ হয়, তেওঁ দুদৰ্শাগ্ৰাস্ত হয়, আৰু মই মোৰ ব্যক্তিগত অভিজ্ঞাৰ পৰা শিকিছো যে যেতিয়া কোনোৰা এজনৰ অৱস্থা শোচনীয় হয় তেওঁ সাধাৰণতে আনৰ জীৱনো শোচনীয় কৰি তোলে।

আপুনি প্ৰতিদিনে দোষ-গুণৰ হিচাপ ল'ব লাগে আৰু নিজকে সোধক, “মই কিহৰ বিষয়ে চিন্তা কৰিছো?” আপোনাৰ চিন্তাশীল জীৱন পৰীক্ষা কৰাত কিছু সময় অতিবাহিত কৰক।

আপুনি কি চিন্তা করিছে সেই বিষয়ে চিন্তা করাটো অতি মূল্যবান বিষয়। কারণ চয়তানে বাস্তৱিকতে মানুহৰ দুর্দশা বা সমস্যাৰ মূল কাৰণ অন্য বুলি চিন্তাত আউল লগায়। তেওঁলোকৰ চাৰিওফালে যি হৈ আছে তাৰ বাবে তেওঁলোকেই দোষী বুলি ভবাটো সি বিচাৰে (তেওঁলোকৰ পৰিৱেশ), কিন্তু আঁচলতে তেওঁলোকৰ ভিতৰত যি হৈ থাকে তাৰ বাবেহে দুর্দশাগ্রস্ত হয় (তেওঁলোকৰ চিন্তা)।

বহু বছৰ মই সচাকৈয়ে আনে কামটো কৰিছে নে নাই কৰা তাৰ বাবেহে দুখী বুলি বিশ্বাস কৰিছিলো। মোৰ দুর্দশাৰ কাৰণে মোৰ স্বামী আৰু সন্তানক দোষী কৰিছিলো। যদি তেওঁলোক বেলেগ হ'লহেতেন, যদি মোৰ প্ৰয়োজনীয়তাৰ প্ৰতি তেওঁলোক বেছি মনোযোগী হ'ল হয়, যদি তেওঁলোকে ঘৰৱা কামত মোক বেছি সহায় কৰিলে হয়, মই ভাৰো তেতিয়া মই সুখী হ'লো হয়। বহু বছৰ এইদৰে এটাৰ পাচত আন এটা কথা ভাৰিছিলো। অৱশ্যেত মই সত্যৰ সন্মুখীন হ'লো, মোৰ মনোভাৱ যদি উচিত হয়, তেতিয়া হ'লে কোনো কথায়ে মোক দুখী কৰিব নোৱাৰে। মোৰ নিজৰ চিন্তা, যিহে মোক দুর্দশাগ্রস্ত কৰিছিল।

শেষবাৰৰ কাৰণে মোক ক'বলৈ দিয়ক: আপুনি যি চিন্তা কৰে সেই বিষয়েই চিন্তা কৰক। আপুনি হয়তো আগোনাৰ কিছুমান সমস্যা গম পাইছে গতিকে অতি সোনকালে আপুনি মুক্তিৰ পথত।



দ্বিতীয় খণ্ড

মনৰ অৱস্থা



## পাতন

আপোনাৰ মন কি অৱস্থাত ?

আপোনাৰ মনৰ অৱস্থা যে সলনি হৈছে আপুনি  
লক্ষ্য কৰিছেন ? এটা সময়ত হয়তো আপুনি  
শাস্তি আৰু নীৰবে আৰু আন সময়ত দুশ্চিন্তাত  
আৰু উদগ্ধৃতত বা আপুনি হয়তো সিদ্ধান্ত লৈছে আৰু সেই বিষয়ত নিশ্চিত ; তাৰ পাচত  
যিটো বিষয়ত পূৰ্বতে আপুনি স্পষ্ট আৰু দৃঢ় আছিল সেই বিষয়ক লৈ আপোনাৰ মন বিভাস্ত  
অৱস্থাত ।

মোৰ নিজৰ জীৱনটো এনে সময় আছিল যেতিয়া মোৰ এনে কথাবোৰৰ অভিজ্ঞতা  
আছিল, একেদৰে বেলেগা বিষয়টো । এনে সময় আছিল যেতিয়া মই কোনো সমস্যা নোহোৱাকৈ  
ঈশ্বৰত বিশ্বাস কৰিবলৈ সক্ষম আছিলো, আৰু আন এনে সময় আছিল যেতিয়া নিৰ্দয় ভাৱে  
সন্দেহ আৰু অবিশ্বাসে মোক খেদি ফুৰিছিল ।

কাৰণ এনে লাগিছিল যেন মন বহুতো বেলেগ বেলেগ অৱস্থাত হ'ব পাৰে, এই বিষয়ে  
মই আচৰিত হ'ব ধৰিলো, “মোৰ মন কেতিয়া স্বাভাৱিক অৱস্থাত ?” স্বাভাৱিক অৱস্থানো কি  
মই জানিব বিচাৰিলো যাতে অস্বাভাৱিক চিন্তাবোৰ অহাৰ লগে লগে তাৰ সৈতে বিবেচনা  
কৰিব পাৰো ।

উদাহৰণ স্বৰূপে বিশ্বাসীৰ কাৰণে সঞ্চটজনক অৱস্থা, বিচাৰ কৰা মনোভাৱ আৰু  
সন্দেহজনক মন অস্বাভাৱিক বুলি বিবেচনা কৰিব লাগে । অৱশ্যে মোৰ জীৱনৰ বেছিভাগ  
সময় মোৰ বাবে স্বাভাৱিক আছিল, যদিও সেইদৰে হ'ব নালাগিছিল । যদিও মোৰ চিন্তাবোৰ  
ভুল আছিল আৰু মোৰ জীৱনত বহুতো সমস্যাৰ সৃষ্টি কৰিছিল তথাপিও এই বিষয়ত মই যি  
চিন্তা কৰিছিলো তাত কিব ভুল আছিল বুলি মই জনা নাছিলো ।

মোৰ চিন্তাশীল জীৱনৰ কাৰণে মই কিবা কৰিব পাৰিম বুলি মই জনা নাছিলো । বছৰ  
ধৰি মই বিশ্বাসী আছিলো, কিন্তু মোৰ চিন্তাশীল জীৱনৰ বিষয়ে বা বিশ্বাসীৰ মনৰ সঠিক  
অৱস্থা কেনে হ'ব লাগে এই বিষয়ে কোনো শিক্ষা লাভ কৰা নাছিল ।

কিন্তু প্ৰীষ্টৰ মন আমাৰ আছে আৰু  
তেওঁৰ হাদয়ৰ চিন্তাবোৰ (অনুভূতি  
আৰু উদ্দেশ্য) ধৰি বাখিবলৈ ।

১ কৰিছীয়া ২:১৬

নতুন জন্মৰ অভিজ্ঞতাৰে আমাৰ মনৰ নতুন জন্ম নহয় তাৰ বাবে আধ্যাত্মিক নৱজন্ম হ'বই লাগিব (ৰোমীয়া ১২:২)। মই বহুবাৰ কোৱাৰ দৰে, নতুন মন কৰাৰ পদ্ধতিৰ বাবে সময়ৰ প্ৰয়োজন। এই কিতাপৰ পিচৰ অধ্যায় পঢ়ি আপুনি ধৰংসমুখী নহ'ব আৰু উদঘাটন কৰক যে কোনোৱা এজনে খ্রীষ্টিক উদ্বাবকৰ্ত্তা বুলি মানি লোৱাৰ কাৰণে বেছিভাগ সময় আপোনাৰ মন অস্থাভাৱিক অৱস্থাত থাকে। সমস্যাই পুনৰুদ্বাবৰ প্ৰথম পদক্ষেপ বুলি চিনাক্ত কৰক।

কেইবা বছৰৰ আগতে মই নিজৰ ক্ষেত্ৰ ঈশ্বৰৰ সৈতে মোৰ সম্বন্ধৰ বিষয়ে খুব চিন্তাশীল হ'বলৈ আৰম্ভ কৰিছিলো আৰু সেই সময়তে ঈশ্বৰে মোক প্ৰকাশন দিবলৈ আৰম্ভ কৰিলৈ যে মোৰ সমস্যা ভুল চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত। মোৰ মন বিশৃঙ্খলতাৰ মাজত। এয়া সদাকালৰ বাবে থাকিব লগা অৱস্থা বুলি সন্দেহ কৰিছিলো আৰু যদি সেয়ে হয়, ই বেছি সময় নাথাকে।

মই অভিভূত হৈছিলো, ভুল চিন্তাৰ প্ৰতি মই কিমান আসক্ত যেতিয়া চাৰলৈ আৰম্ভ কৰিছিলো। মোৰ মনলৈ আহা ভুল চিন্তাবোৰ মই দূৰ কৰিবলৈ চেষ্ট কৰিলোহেঁতেন আৰু সেইবোৰ তৎক্ষণাত ঘূৰি আহিলেহেঁতেন। কিন্তু লাহে লাহে মুক্তি আৰু উদ্বাব মোৰ জীৱনলৈ বাইবেল পঢ়ক কাৰণ এয়া আপোনাৰ জীৱন বক্ষা কৰা কথা।

চ্যাতানে নতুন মন হোৱাৰ বিৰুদ্ধে আক্ৰমনাত্মকভাৱে ঘুঁজ কৰে, এই ক্ষেত্ৰত যেতিয়ালৈকে বিজয় লাভ নকৰে আপুনি ইয়াৰ ওপৰত হেঁচা দিয়ক আৰু অবিৰামভাৱে প্ৰাৰ্থনা আৰু বাইবেল পঢ়ক কাৰণ এয়া আপোনাৰ জীৱন বক্ষা কৰা কথা।

কেতিয়া আপোনাৰ মন স্থাভাৱিক হয়? মনটো চাৰিওফালে ঘূৰি ফুৰিব লগা কথা নে বা আপুনি যি কৰিছে তাত কেন্দ্ৰীভূত কৰিবলৈ আপুনি সক্ষম নে? আপুনি হতাশা আৰু বিৰুদ্ধিত নেকি বা জীৱনৰ প্ৰতিলোৱা পদক্ষেপত আপুনি শাস্তিপূৰ্ণ আৰু ন্যায়সঙ্গত বুলি নিশ্চিত নে? আপোনাৰ মন সন্দেহ আৰু অবিশ্বাসেৰে পৰিপূৰ্ণ নে; ভয়ৰ দ্বাৰা উৎপীড়িত হৈ আপুনি উৎকংগ্রিত আৰু চিন্তিত নেকি? বা ঈশ্বৰৰ সন্তান স্বৰূপে এয়া বিশেষ সুবিধা নেকি সকলো চিন্তাৰ ভাৱ তেওঁৰ ওপৰত পেলাই দিবলৈ (১ পিতৰ ৫:৭)?

ঈশ্বৰৰ বাক্যই আমাক শিকাইছে যে আমাৰ খ্রীষ্টৰ মন আছে। কেৱল ঈশ্বৰৰ সন্তান স্বৰূপেই নহয় কিন্তু মানুহৰ পুত্ৰ স্বৰূপেও যেতিয়া তেওঁ এই পৃথিবীত বাস কৰিছিল তেতিয়া তেওঁৰ মন কেনে আছিল বুলি আপুনি ভাৱে?

প্ৰাৰ্থনাশীল মনেৰে মনৰ যুদ্ধক্ষেত্ৰৰ পিচৰ অংশলৈ আগবাঢ়ক। মই বিশ্বাস কৰো স্থাভাৱিক আৰু অস্থাভাৱিক মানুহৰ মনৰ অৱস্থালৈ আপোনাৰ চকু মুকলি হ'ব যদিহে আপুনি ঈশ্বৰৰ শিষ্য হয় আৰু বিজয়ৰ পথত খোজ দিবলৈ দৃঢ় প্ৰতিজ্ঞ।

অধ্যায়

৮

## মো'র মন কেতিয়া স্বাভাবিক?

---



## মোৰ মন কেতিয়া স্বাভাৱিক?

লক্ষ্য কৰক পৌলে প্ৰাথনা কৰিছে যে আমাৰ  
জ্ঞানপ্ৰাপ্তি “হৃদয়ৰ চকুৰে” আমি জ্ঞান লাভ কৰো।  
মই অধ্যয়ন কৰা বহুতো কথাৰ ওপৰত নিৰ্ভৰ কৰি,  
মই ব্যাখ্যা কৰিছো যে মনৰ দৰেই “হৃদয়ৰ চকু”।

খীষ্টিয়ান স্বৰূপে আমাৰ মনৰ পৰিস্থিতি কেনে  
হ'ব লাগে? অন্যশব্দত ক'ব গ'লে, বিশ্বাসীৰ  
স্বাভাৱিক মনৰ অৱস্থা কেনে হ'ব লাগে? সেই  
প্ৰশ্নৰ উত্তৰ দিবলৈ আমি মনৰ আৰু আত্মাৰ  
বেলেগে বেলেগ কাৰ্য্য চাব লাগিব।

ঈশ্বৰৰ বাক্য অনুযায়ী, মন আৰু আত্মাই  
একেলগে কাম কৰে, ইয়াক মই “আত্মাক সহায় কৰা মনৰ” আচৰণ বিধি বুলি কওঁ।

এই আচৰণ বিধিক ভালদৰে বুজিবলৈ, বিশ্বাসীৰ জীৱনত ই কেনেকৈ কাম কৰে চাও  
আহক।

### মন আৰু আত্মাৰ বিধান

কিয়নো মানুহৰ মনৰ কথা মানহত থকা নিজৰ আত্মাও বজে, মানুহবিলাকৰ মাজৰ  
কোনে জানে? সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজানে।

১ কৰিষ্টীয়া ২:১১

যেতিয়া এজন মানুহে খীষ্টক নিজৰ ব্যক্তিগত ত্ৰাণকৰ্ত্তা কপে গ্ৰহণ কৰে তেতিয়া পৰিত্ব  
আত্মা আহি তেওঁৰ মাজত বাস কৰে। বাইবেলে আমাক শিকাইছে যে ঈশ্বৰৰ মনৰ কথা  
পৰিত্ব আত্মাই জানে। যিদৰে এজন মানুহৰ ভিৰত থকা নিজৰ আত্মাই কেৱল তেওঁৰ চিন্তাবোৰ  
জানে ঠিক সেইদৰে একমাত্ৰ ঈশ্বৰৰ আত্মাই ঈশ্বৰৰ মন জানে।

যিহেতু পৰিত্ব আত্মা আমাৰ মাজত বাস কৰে, আৰু তেওঁ ঈশ্বৰৰ মন জানে, সেয়ে

(মই সদাই প্ৰাথনা কৰো) আমাৰ প্ৰভু  
যীচুৰ্বীষ্টিৰ সীঁথৰে, প্ৰতাপৰ পিতৃয়ে  
নিজৰ ত তত্ত্ব জ্ঞানত তোমালোকক  
জ্ঞানদায়ক আৰু প্ৰকাশিত বোধক আত্মা  
দিয়ক।

তেওঁৰ আমন্ত্ৰণৰ আশা কি,  
অৰ্থাৎ পৰিত্ব লোক বিলাকৰ মাজত  
তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতাপ কৰণ ধন  
কি।

ইফিটীয়া ১:১৭-১৮

তেওঁৰ এটা উদ্দেশ্য হ'ল স্টশৰৰ জ্ঞান আৰু প্ৰকাশ আমালৈ দৃষ্টিগোচৰ কৰা। সেই জ্ঞান আৰু প্ৰকাশে আমাৰ আত্মাক জ্ঞান দান কৰে, আৰু আমাৰ আত্মা আমাৰ হৃদয়ৰ চকুত আলোকিত হয়, যিটো আমাৰ মন হয়। পৰিত্ব আত্মাই এই সকলো কৰে সেয়ে আত্মিকতাৰে আমাক কিহে পৰিচৰ্যা কৰিছে আমি বাস্তৱিক স্বৰূপ বুজিব পাৰো।

## স্বাভাৱিক বা অস্বাভাৱিক ?

বিশ্বাসীৰূপে, আমি আত্মিক আৰু আমি স্বাভাৱিকো হওঁ। স্বাভাৱিক ভাৱে চলি থকা জনে আত্মিকতাৰে চলি থকা জনক সদাই বুজি নাপায়, সেয়েহে আমাৰ আত্মাত কি চলি আছে সেই সম্পর্কে আমাৰ মন সচেতন হোৱা খুব প্ৰয়োজন। পৰিত্ব আত্মাই আমাক এই সচেতনতালৈ আনিবলৈ ইচ্ছা কৰে, কিন্তু আত্মাই কি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে সেই বিষয়ে মনে প্ৰায়ে বুজি নাপাই কাৰণ মন খুব ব্যস্ত / মন খুব ব্যস্ত হোৱাটো অস্বাভাৱিক। মন যেতিয়া বিশ্বামত থাকে স্বাভাৱিক হয়— ভাৱৰশূণ্য অৱস্থাত নহয়, কিন্তু বিশ্বামৰ সময়তহে।

আমাৰ মন যুক্তি-তৰ্ক, দুঃচিন্তা, উৎকঢ়া, ভয় আদিৰে পূৰ্ণ হ'ব নালাগো। ই শাস্ত্ৰ, সুষ্ঠিৰ আৰু নিৰ্মল হ'ব লাগে। কিতাপৰ এই দ্বিতীয় অধ্যায় পঢ়ি যাওঁতে, আপুনি মনৰ বহুতো অস্বাভাৱিক অৱস্থাৰ কথা লক্ষ কৰিব পাৰিব আৰু সন্তুষ্ট সঘনাই আপোনাৰ মনত হৈ থকা অৱস্থাবোৰ গম পাৰ।

এই অধ্যায়ত ব্যাখ্যা কৰাৰ দৰে মন “স্বাভাৱিক” অৱস্থাত ৰখাটো যে খুব গুৰুত্বপূৰ্ণ কথা আপুনি গম পাৰ। আপোনাৰ মনৰ গতনুগতিক অৱস্থাৰ সৈতে তুলনা কৰক আৰু আপুনি দেখিব পৰিত্ব আত্মাৰ দ্বাৰাই কিয় আমালৈ সঘনাই ইমান কম মহিমা প্ৰকাশ পায় আৰু কিয় আমি প্ৰায়ে আমালৈ সংস্কৰ মহিমাৰ অভাৱ অনুভৱ কৰো।

মনত ৰাখিব পৰিত্ব আত্মাই বিশ্বাসীৰ মন সচেতন কৰিবলৈ চেষ্টা কৰে। পৰিত্ব আত্মাই মানুহৰ আত্মাক সংশৰৰ পৰা পোৱা বাৰ্তা দান কৰে, আৰু যদিহে তেওঁৰ আত্মা আৰু মনে ইজনে সিজনক সহায় কৰে। তেতিয়া তেওঁ পৰিত্ব জ্ঞান আৰু সংশৰৰ মহিমাত চলিব। কিন্তু তেওঁৰ মন যদি বেছি ব্যস্ত হয়, তেতিয়াহ'লৈ সংশৰে তেওঁৰ আত্মাৰ মাজেৰে তেওঁলৈ যি মহিমা প্ৰকাশ কৰিবলৈ চেষ্টা কৰে তাক তেওঁ হেৰৱাব।

## সৰু মৃদু স্বৰ

পাচে তেওঁক'লৈ, তুমি বাহিৰ ওলাই আহি যিহোৱাৰ সন্মুখত পৰ্বতটোত থিয় হোৱা।  
তাৰ পাছে চোৱা, সেই ঠায়েদি যিহোৱাই গমন কৰিলে, তাতে যিহোৱাৰ আগে আগে

অতিশয় প্রচণ্ড বায়ুৰে পৰ্বতবোৰ ফালিলে আৰু শিলবোৰ ভাণ্ডি পেলালে, কিন্তু  
সেই বায়ু যিহোৱা নাছিল। বায়ুৰ পাচত ভূমিকম্প হ'ল। কিন্তু সেই ভূমিকম্পতো  
যিহোৱা নাছিল।

ভূমিকম্পৰ পাচত অগ্নি হ'ল, কিন্তু সেই অগ্নিতো যিহোৱা নাছিল। অগ্নিৰ পাছত  
এটি সৰু মৃদুস্বৰ হ'ল।

১ ৰাজাৰলি ১৯:১১-১২

বছৰ ধৰি ঈশ্বৰৰ ইচ্ছা প্ৰদৰ্শনৰ কাৰণে প্ৰার্থনা কৰিছিলো, নিবেদন কৰিছিলো তেওঁৰ আজ্ঞা  
যি আজ্ঞা মোত বাস কৰে তাৰ দ্বাৰাই মোলৈ মহিমা প্ৰকাশ কৰিবলৈ। সেই অনুৰোধ আত্মিক  
আছিল বুলি মই জানো। মইবাক্যত বিশ্বাস কৰিছিলো আৰু নিশ্চিত ভাৱে অনুভৰ কৰিছিলো মই  
খুজিব লাগে আৰু গ্ৰহণ কৰিব লাগে। তথাপিও মই বেছিভাগ সময়ত এনে অনুভৰ কৰিছিলো  
যাক মই “আত্মিক মূৰ্খতা” বুলি কৈছিলো। তেতিয়া মই শিকিলো যে সাধাৰণভাৱে পৰিত্ব আজ্ঞাই  
মোলৈ যি মহিমা প্ৰকাশ কৰিব বিচাৰিছিল সেয়া মই ভালদৰে গ্ৰহণ কৰা নাছিলো। কাৰণ মোৰ  
মন অতি উচ্ছঞ্জল আৰু ব্যস্ত আছিল সেয়ে যি বাৰ্তা দিছিল তাক হেৰৱাৰ লগা হৈছিল।

কল্পনা কৰক এটা কোঠাত দুজন মানুহ একেলগে আছে। এজনে আনন্দনক গোপনীয়  
কথা ফুচফুচাই ক'বলৈ চেষ্টা কৰিছে। যদি কোঠাটো চিএৰ বাখিৰেৰে পূৰ্ণ হৈথাকে, তথাপিও যদি  
বাতৰিতো দিব খোজে, কিন্তু গোপনীয় কথা শুনিবলৈ বাটচাই থকাজনে নুঞ্জনে, কাৰণ কোঠাত  
হৈথকা ছলসুলৰ কাৰণে শুনিব পৰা নাযায়। যেতিয়ালৈকে তেওঁ মনোযোগ দিনুঞ্জনে, তেওঁকেই  
যে কথাটো ক'ব খুজিছে তেওঁ উপলক্ষি নকৰে। সেইদৰেই আমাৰ আজ্ঞা আৰু ঈশ্বৰৰ আজ্ঞাৰ  
মাজত আদান-প্ৰদান হয়। পৰিত্ব আজ্ঞাৰ পদ্ধতি শান্ত, ভাৰবাদী সকলক কোৱাৰ দৰে বেছিভাগ  
সময়ত “সৰু মৃদু স্বরেৰে” তেওঁ আমাক কয়। সেইবাবে আমি নিজকে শুনিবৰ বাবে অনুকূল  
অৱস্থাত বাখিৰলৈ শিকাটো অতি প্ৰয়োজনীয় কথা।

### আজ্ঞা আৰু মন

তেন্তে মই কি কৰিম? মই আজ্ঞাৰে (মোৰ মাজত থকা পৰিত্ব আজ্ঞাৰে) প্ৰার্থনা  
কৰিম, বুদ্ধিৰেও প্ৰার্থনা কৰিম, আজ্ঞাৰেও গীত গাম, বুদ্ধিৰেও গীত গাম।

১ কৰিষ্টীয়া ১৪:১৫

“মনক সহায় কৰা আজ্ঞা” ৰ আচৰণ বিধি ভালদৰে বুজাৰ উপাই হ'ল প্ৰার্থনাত লাগি  
থকা। এই পদত পাচনি পৌলে কৈছে যে তেওঁ আজ্ঞা আৰু মন দুয়োৰে সৈতে প্ৰার্থনা কৰে।

পৌলে যিহৰ বিষয়ে কৈছে মই বুজি পাওঁ কাৰণ মইও সেইদৰেই কৰো। মই সঘনাই আত্মাত (পৰভাষ্যা) প্ৰার্থনা কৰো; কিছুসময় সেইদৰে প্ৰার্থনা কৰাৰ পাচত মোৰ মনলৈ এনেভাৰ আহে যেন মই ইংলিচত প্ৰার্থনা কৰিব লাগো (মোৰ নিজৰ ভাষা)। মই ভাৰো এইদৰেই মনে আত্মাক সহায় কৰে। মই বুজিৰ পৰাকৈ দুয়ো একেলগে কাম কৰে জ্ঞান আৰু শিক্ষা লাভৰ বাবে।

বিপৰীত দিশতো ই অৱশ্যে কাম কৰে। এটা সময় আছিল যেতিয়া মই প্ৰার্থনা কৰিব খুজিছিলো, সেয়ে মই প্ৰার্থনাৰ কাৰণে ঈশ্বৰৰ ওচৰত নিজকে সমৰ্পণ কৰিছিলো। যদি মোৰ আত্মাত বিশেষ মৰ্মস্পন্দনী বিষয় নাথাকে, মই মনেৰে সাধাৰণভাৱে প্ৰার্থনা কৰিবলৈ আৰস্ত কৰো। মোক সজাগ কৰা সমস্যা বা পৰিস্থিতিৰ বিষয়ে প্ৰার্থনা কৰো। কেতিয়াৰা এনে প্ৰার্থনা মূল্যহীন যেন লাগে— মোৰ আত্মাৰ পৰা কোনো সহায় নহয়। মই যুঁজ-বাগৰ কৰি থকাৰ দৰে লাগে, সেয়ে মই বেলেগ বিষয়লৈ যাওঁ যিটো মই ইতিমধ্যে জানো।

এইদৰেই মই কৰি থাকো যেতিয়ালৈকে পৰিত্ব আত্মা মোৰ মাজত থাকি আন বিষয় মোৰ মনলৈ নানে। যেতিয়া পৰিত্ব আত্মাই কাম কৰে, তেতিয়া মই জানো যে তেওঁ ইচ্ছা কৰাৰ দৰে মই প্ৰার্থনা কৰাটো বিচাৰে, এনেয়ে প্ৰার্থনা কৰিবলৈ চেষ্টা কৰা বিষয়ে নহয়। এনে উপায়েৰে মোৰ মন আৰু মোৰ আত্মাই একেলগে কাম কৰে, এজনে আনজনক সহায় কৰে ঈশ্বৰৰ ইচ্ছা সম্পাদন কৰিবলৈ।

### পৰভাষ্যা আৰু তৰ্জমা

এই কাৰণে যিজনে পৰভাষ্যা কয়, তেওঁ অৰ্থকো যেন বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰার্থনা কৰক।

কিয়নো পৰভাষ্যাৰে যদি প্ৰার্থনা কৰোঁ, তেন্তে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ বুদ্ধি ফলহীন হয়।

১ কৰিষ্ঠীয়া ১৪:১৩-১৪

আত্মা আৰু মনে একেলগে কাম কৰাৰ আন এটা উপাই হ'ল তৰ্জমাৰে সৈতে পৰভাষ্যা ক'ব পৰা ঈশ্বৰৰ আশীৰ্বাদ।

যেতিয়া মই পৰভাষ্যাত কথা কণ্ঠ, মোৰ মন ফলহীন হৈ থাকে, যেতিয়ালৈকে মই কি কৈছো সেয়া বুজিবলৈ মোক বা আন কাৰবাক নিদিয়ে; বুজাৰ পাচত হে মোৰ মন ফলপ্ৰসু হয়।

অনুগ্ৰহ কৰি এটা কথা মনত ৰাখিব পৰভাষ্যা আৰু অনুবাদ ঈশ্বৰৰ দান নহয়। অনুবাদ

হৈছে শিক্ষাৰ এটা শব্দৰ হ্বহু অনুবাদ, আনহাতে ভাঙনি কৰোতে এজন মানুহে আন এজন মানুহে কি কৈছে সেয়া বুজায় দিয়ে, কিন্তু ভাঙনি কৰাজনে নিজৰ ব্যক্তিত্বে আৰু ভঙ্গীৰে তাক প্ৰকাশ কৰে।

মোক এটা উদাহৰণ দিবলৈ দিয়ক : ভনী স্মীথে গীৰ্জাত থিয় হৈ পৰভাযাত শিক্ষা দিব পাৰে। সেইবাক্য তেওঁৰ আত্মাৰ পৰা আহিছিল, কিন্তু তেওঁ কি কৈছিল তেওঁৰ আনকোনোৱে বুজা নাছিল। কিন্তু সন্তুষ্টতারে সাধাৰণতাৰে ঈশ্বৰে হয়তো মোক তেওঁ কি শিক্ষা দিছে বুজিবলৈ দিছিল। যেতিয়াই মই বিশ্বাসত থিয় হৈ তেওঁ কি কৈছে ভাঙনি কৰিবলৈ আৰস্ত কৰিলো, তেতিয়া সকলোৰে বাবে মই সেই শিক্ষা বুজিব পৰা কৰিলো। কিন্তু ই মোৰ অসামান্যতাৰ প্ৰকাশৰ দ্বাৰাই মোৰ মাজেৰে প্ৰকাশ পাইছিল।

আত্মাত (পৰভাযাত) প্ৰার্থনা কৰা আৰু ভাঙনি কৰা (সেই পৰভাযাৰ) এক অদ্ভুত পদ্ধতি যাৰ দ্বাৰা “মনক সহায় কৰা আত্মাৰ” মূল বুজিব পাৰি। আত্মাই কিছুমান কথা কয় আৰু মনে সেইবোৰ বুজাই দিয়ে।

এতিয়া কেৱল এই বিষয়ে ভাবক : যদি ভনী স্মীথে পৰভাযাত কথা কয় আৰু ঈশ্বৰে ভাঙনি কৰিবলৈ কোনোৰা এজনক বিচাৰে, তেওঁ মোক কৰিবলৈ দিয়ে যদিও মোৰ মন শুনিবৰ বাবে উচ্ছৃংখল আৰু ব্যস্ত হয়। তেওঁ যদি মোক ভাঙনিখিনি দিবলৈ চেষ্টা কৰে, মই প্ৰহণ কৰিব নোৱাৰো।

ঈশ্বৰৰ দৃষ্টিত যেতিয়া মই সৰু আছিলো আৰু আঘিৰ বৰৰ বাবে শিকি আছিলো, মই প্ৰায় সম্পূৰ্ণৰূপে পৰভাযাত প্ৰার্থনা কৰিছিলো। কিছুসময় পাৰ হৈ যোৱাৰ পাচত মোৰ প্ৰার্থনাশীল জীৱনৰ প্ৰতি মই বিৰক্তি অনুভৱ কৰিবলৈ আৰস্ত কৰিছিলো। এই বিষয়ে ঈশ্বৰৰ সৈতে কথা পতাত, তেওঁ মোক জানিবলৈ দিলে যে মই কি বিষয়ে প্ৰার্থনা কৰিছো সেই বিষয়ে মোৰ কোনো বুজনি নথকাৰ কাৰণে মই বিৰক্ত হওঁ। যদিও বা মই অনুভৱ কৰিছিলো যে যেতিয়া মই আত্মাত প্ৰার্থনা কৰো। মই কি কৈছো সেই বিষয়ে সদাই বুজি নাপাওঁ, মই শিকিলো যে যদি মোৰ কেতিয়াও কোনো বুজনি নাথাকে তেতিয়া এনেকুৱা ধৰণৰ প্ৰার্থনা ভাৰসাম্যৰ বাহিৰত আৰু সফল নহয়।

### শান্তিপূৰ্ণ, সজাগ মন

যাৰ মনে তোমাত নিৰ্ভৰ কৰে, তুমি তাক সম্পূৰ্ণশান্তিৰ বাধিবা; কিয়নো সি তোমাত  
সম্পূৰ্ণ কৰিছে, ভাৰসা কৰিছে, আৰু গোপন ভাৰে আশা কৰিছে।

মই আশা কৰো এই উদাহৰণৰ পৰা আপুনি চাবলৈ প্ৰস্তুত হ'ব পাৰে যে আপোনাৰ মন আৰু আপোনাৰ আঘাত নিশ্চিতভাৱে একেলগে কাম কৰে। সেয়ে আপোনাৰ মন স্বাভাৱিক অৱস্থাত থকাতো খুব গুৰুত্বপূৰ্ণ কথা। নহ'লে আপোনাৰ আঘাত সহায় কৰিব নোৱাৰে।

চয়তানে অৱশ্যে এই সত্যটো জানে, সেয়ে আপোনাৰ মনক আক্ৰমণ কৰে। চয়তানে আপোনাৰ মনত সকলো ধৰণৰ ভুল চিন্তাৰে অতিৰিক্তভাৱে কাৰ্য্য কৰি আপোনাৰ মন গধুৰ বোজাৰে ভৰাই দিব পাৰে যাতে আপোনাৰ নিজৰ মানৰ আঘাৰ মাজেৰে কাম কৰিবলৈ পৰিত্ব আঘাৰ কাৰণেই মুক্ত আৰু সহজ লভ্য নহয়।

মন সদাই শান্তিত ৰাখিব লাগে। ভাববাদী যিচয়াই আমাক কোৱাৰ দৰে, সত্য বিষয়ত আমাৰ মন যেতিয়া স্থাপিত হয়, ই শান্তিত থাকে।

তথাপি মন সদাই সজাগ হ'ব লাগে। ইচ্ছাকৃতভাৱে কেতিয়াও কঢ়িয়াই নিব নোখোজা কথাৰে মন যেতিয়া পূৰ্ণ হৈ থাকে এয়া অৱশ্যে সন্তুষ্ট নহয়।

এই বিষয়ে পুনৰ চিন্তা কৰক : আপোনাৰ মন কিমান সময়ৰ বাবে স্বাভাৱিক ?

অধ্যায়

৯

## উদ্দেশ্যহীনভাবে ঘূরি ফুরা মন

---



## উদ্দেশ্যহীনভাবে ঘূরি ফুরা মন

আগৰ অধ্যায়ত বৰ্ণনা কৰা হৈছিল যে অতি ব্যস্ত  
মন স্বাভাৱিক নহয়। মনৰ আন এটা অৱস্থা হ'ল  
অস্বাভাৱিক মন যি সকলো ঠাইতে ঘূৰি ফুৰে।  
সেয়ে চয়তানৰ পৰা আহা মানসিক আক্ৰমণত ধ্যান দিবলৈ সক্ষম নহয়।

গ্ৰিতেকে মনৰ কক্ষাল বাস্তা।

১ পিতৃ ১:১৩

বহুতো মানুহে তেওঁলোকৰ মন বছৰ বছৰ ধৰি ঘূৰি ফুৰিবলৈ দিয়ে কাৰণ তেওঁলোকৰ  
চিন্তাশীল জীৱনত নিয়মানুবৰ্তিতাৰ গুৰুত্ব প্ৰয়োগ নকৰে।

প্ৰায়ে যি মানুহে কোনো কথাত পূৰ্ণ মনোযোগ দিব নোৱাৰা যেন লাগে তেওঁলোক  
মানসিকভাৱে জড়তাপ্রস্ত। বাস্তৱিকতে, মনোযোগ দিব নোৱাৰাটো তেওঁলোকৰ মনে বছৰ  
বছৰ ধৰি যি কৰিব খোজে তাক কৰিবলৈ দিয়াৰ ফল হ'ব পাৰে। আমাৰ শৰীৰত ভিটামিনৰ  
অভাৱৰো মনোযোগ দিব নোৱাৰাব লক্ষণ হ'ব পাৰে। কিছুমান Bভিটামিনে মনোযোগিতা  
বৃদ্ধি কৰে। সেয়েহে আপুনি যদি মনোযোগ দিব পৰা নাই, আপুনি নিজকে শুধক আপুনি  
সঠিক খাদ্য আৰু পুষ্টিকৰ খাদ্য খাইছেন নাই।

অতি মাত্ৰা ভাগৰেও মনোযোগ দিয়াত প্ৰভাৱ পেলাব পাৰে। মই দেখিছিলো যে যেতিয়া  
মই অতি মাত্ৰা ভাগৰো চয়তানে মোৰ মন আক্ৰমণ কৰিব বিচাৰে কাৰণ সি জানে তেনে  
মুহূৰ্তত তাক প্ৰত্যাখ্যান কৰা অতি কঠিন। চয়তানে আপোনাক আৰু মোক মানসিক ভাৱে  
দুৰ্বল বুলি ভবাটো বিচাৰে যাতে আমি তাৰ সমস্যা হোৱা কোনো কাম কৰিবলৈ চেষ্টা  
নকৰো। আমাক কোৱা যি কোনো মিছ কথা প্ৰতিৰোধ নকৰাকৈ গ্ৰহণ কৰাটো চয়তানে  
বিচাৰে।

আমাৰ এজনী ছোৱালীৰ সকল কালছোৱাত মনোযোগ দিবলৈ অসুবিধা হৈছিল। তাইৰ  
কাৰণে পড়া খুব কষ্টকৰ আছিল কাৰণ বুজিব পৰা শক্তি আৰু মনোযোগ দিয়া দুয়োৰে একে  
সময়তে প্ৰয়োজন। বহুতো ল'বা-ছোৱালী আনকি কিছুমান বয়স্তইও কি পঢ়িছে বুজি নাপায়।  
তেওঁলোকৰ চকুৱে শব্দবোৰ কিতাপৰ পাটত চাই যায়। কিন্তু কি পঢ়িছে প্ৰকৃত অৰ্থত  
তেওঁলোকে নুবুজে।

প্ৰায়ে বুজিব নোৱাৰ ফলত মনোযোগিতাৰ অভাৱ হয়। মই জানো যে মই নিজে

বাইবেলৰ অধ্যায় বা কিতাপ পঢ়িৰ পাৰো আৰু হঠাতে মই অনুভৱ কৰো যে মই যি পঢ়িছো সেয়া কি মই নাজানো । মই পুনৰ পঢ়ি যাব পাৰো আৰু সকলো মোৰ কাৰণে নতুন যেন লাগে কাৰণ তেতিয়া যদিও মোৰ চুকুৰে শব্দবোৰ চাই যায়, মোৰ মন কিন্তু বেলেগ ফালে ঘূৰি ফুৰে । কাৰণ মই কি কৰিছো সেইটোৰে ওপৰত মনোযোগ নিদিও, সেয়ে মই কি পঢ়িছো । বুজি নাপাও ।

প্রায়ে প্ৰকৃত সমস্যাৰ অন্তৰালত ঘূৰি-ফুৰা মন যাৰ বাবে ধ্যানৰ অভাৱত বুজিব পৰা শক্তিৰ অভাৱ হয় ।

### ঘূৰি ফুৰা মন

ভৰি সারধানে ৰাখিবা [তুমি যি কৰা তাৰ প্ৰতি মন দিয়া]

উপদেশক ৫:১

মই বিশ্বাস কৰো “ভৰি সারধানে ৰাখিবা” কথায়াৰ প্ৰকাশ কৰাৰ মানে হ'ল “আপুনি ভাৰসাম্য নেহেৰুৰাব বা পথৰ পৰা আঁতিৰি নাযাব ।” এই খণ্ডক্যৰ ব্যাখ্যাকৰণে ইয়াকে দৰ্শাই যে এজন ব্যক্তিয়ে যি কৰিছে তাৰ ওপৰত মন দিয়াৰ দ্বাৰাই লক্ষ্য বৰ্তি থকা ।

মোৰ ঘূৰি ফুৰা মন আছিল আৰু নিয়মানুবৰ্ত্তিতাৰ দ্বাৰাই তাক প্ৰশিক্ষণ দিব লগা হৈছিল । এইটো সহজ নাছিল, আৰু তথাপিও কেতিয়াবা মোৰ পুনৰ অৱনতি ঘটিছিল । কিবা আঁচনি সম্পূৰ্ণ কৰিবলৈ যেতিয়া চেষ্টা কৰো, মই হঠাতে অনুভৱ কৰো যে মোৰ মনটো বেলেগ কথাত ঘূৰি ফুৰিছে যিটোৰ মোৰ হাতত থকা বিষয়ৰ সৈতে কোনো কাম নাই । মই এতিয়াও নিখুতভাৱে মনোযোগ দিয়া স্থানত উপস্থিত হব পৰা নাই, কিন্তু অন্তত মই বুজিছো যে মনে যালে যাবলৈ বাধণ কৰে, যেতিয়াই ইচ্ছা কৰে যাবলৈ নিদিয়াটো কিমান গুৰুত্বপূৰ্ণ কথা ।

Webster's অভিধানে ঘূৰি ফুৰা শব্দটো এইদৰে বাখ্যা কৰিছেঃ ১। উদ্দেশ্য বিহীনভাৱে ঘূৰা : ভ্ৰমি ফুৰা । ২। বিপৰীত দিশে যোৱা বা দৃঢ়ভাৱে পদক্ষেপ নিদিয়া, ধীৰে সুস্থিৰে ৩। অনিয়মিতভাৱে অগ্ৰগতি হোৱা, অনাই বনাই ফুৰা । ৪। নিজকে অস্পষ্ট বা ভুলভাৱে ভৰা বা প্ৰকাশ কৰা” ।

আপুনি যদি মোৰ দৰে হয় আপুনি গীৰ্জাৰ উপসনাত বহি বাৰ্তা দিয়াজনৰ শিক্ষা শুনিব পাৰে, কি কয় তাৰ দ্বাৰাই আপুনি সচাঁকৈয়ে লাভৰান আৰু আনন্দ লাভ কৰিব পাৰে কিন্তু যেতিয়া হঠাতে আপোনাৰ মন বিপৰীত দিশে যোৱা আৰম্ভ কৰে । তাৰ অলপ পাছতে আপুনি “সজাগ হৈ” গম পাৰ যে কথা কৈ আছে কিন্তু আপোনাৰ একো মনত সোমারো

নাই, যদিও আপোনাৰ শৰীৰ গীৰ্জাত থাকে। আপোনাৰ মনে ডাঙৰ দোকানৰ (Shopping center) বস্ত্ৰোৱত চকু ফুৰাই থাকে বা ঘৰৰ পাকঘৰত বাতিৰ আহাৰ বনাই থাকে।

মনত ৰাখিব আত্মিক যুদ্ধৰ কাৰণে মনেই যুদ্ধক্ষেত্ৰ। যত শক্তিৰে আক্ৰমণ কৰে। সি ভালকৈ জানে এজন ব্যক্তি যদিওবা গীৰ্জালৈ যায়, কি শিকাইছে তাৰ প্ৰতি যদি ধ্যান দিব নোৱাৰে, তাত থাকিও তেওঁ একোৱেই লাভ কৰিব নোৱাৰে। চয়তানে জানে যে এজন ব্যক্তিয়ে যদি নিজৰ মন নিয়মানুবৰ্ত্তিতাত ৰাখিব নোৱাৰে আৰু যি কৰিছে তাত লাগি নাথাকে তেতিয়া এটা আচনি সম্পূৰ্ণ কৰিবলৈ তেওঁ নিজকে নিয়মানুবৰ্ত্তিতাত ৰাখিব নোৱাৰে।

আলাপ-আলোচনা কৰাৰ সময়ত এই অনাই-বনাই ঘূৰি ফুৰা মন পৰিলক্ষিত হয়। এটা সময় আছিল যেতিয়া মোৰ স্বামী দেৱে মোৰ লগত কথা পাতিলে মই কিছু সময়ৰ কাৰণে শুনো; তাৰ পাছত হঠাতে মই অনুভৰ কৰো যে তেওঁ যি কৈ আছে মই শুনা নাই। কিয় শুনা নাই? কাৰণ মই মোৰ মনক বেলেগ কথা চিন্তা কৰিবলৈ দিওঁ। শুনি থকাৰ দৰে মোৰ শৰীৰ তাত থাকে, কিন্তু মোৰ মনে একো নুশুনে।

বহু বছৰলৈকে, যেতিয়া এইদৰে ঘাটি আছিল, দেৱে কৈছিল মই শুনাৰ ভাও জুৰিছিলো। এতিয়া মই তেওঁক বৰখিবলৈ কৈ কণ্ঠ “আকৌ পুনৰ বাৰ ক'ব পাৰা নেকি? মোৰ মন মই ঘূৰি ফুৰিবলৈ দিছিলো, আৰু তুমি কি কৈছিলা মই শুনা নাছিলো।”

এই উপায়েৰে, সমস্যাৰ সৈতে মুখা-মুখি হোৱা বুলি মই অনুভৰ কৰো। বিয়য়ৰ লগত মুখা-মুখি হোৱায়ে জয়যুক্ত হোৱাৰ একমাত্ৰ উপায় !

যদি চয়তানে মোৰ ঘূৰি-ফুৰা মনক আক্ৰমণ কৰি সমস্যা সৃষ্টি কৰিব খুজে তেতিয়া মোক কিবা ক'লে সেয়া শুনাৰ প্ৰয়োজন বুলি মই সিদ্ধান্ত লব লাগিব।

এই ক্ষেত্ৰত শক্তিৰ বিৰোধিতা কৰাৰ এটা উপায় হ'ল, বেছিভাগ গীৰ্জাই ব্যৱহাৰৰ অৰ্থে যোগান ধৰা কেচেট টেপ কিনি এই সুবিধা লওক। গীৰ্জাত কি কৈছিল শুনিবৰ বাবে যদি আপুনি এতিয়াও মনক নিয়মানুবৰ্ত্তিতালৈ আনিবলৈ শিকা নাই, তেতিয়া হলে প্ৰত্যেক সপ্তাহৰ শিক্ষাৰ টেপ কিনি শিক্ষা আহৰণ কৰিবলৈ যিমান বাৰ প্ৰয়োজন আপুনি শুনক।

চয়তানে আপোনাক এবি যাব যেতিয়া সি দেখিব যে আপুনি তাৰ মাজত সোমাইনপৰে।

মনত ৰাখিব, আপুনি মানসিকভাৱে দুৰ্বল আৰু আপোনাৰ কিবা ভুল হৈছে বুলি ভবাটো চয়তানে বিচাৰে।

কিন্তু সত্যটো হ'ল, আপুনি মাত্ৰ আপোনাৰ মন নিয়মানুবৰ্ত্তিতালৈ অনাৰ প্ৰয়োজন। চহৰৰ চাৰিওফালে ঘূৰি ফুৰিবলৈ আৰু মনে যি কৰিবলৈ ভাল পায় কৰিব নিদিব। আপুনি যি কৰে তাত

মন স্থিৰে বাখি “ভৱি সাৰধানে বাখিবলৈ” আজিয়ে আৰম্ভ কৰক। আপুনি কিছু সময় অভ্যাস কৰাৰ প্ৰয়োজন। পুৰণিক ভাণ্ডি নতুনক গঢ়িবলৈ সদাই সময় লাগে, কিন্তু শেষত সক্ষম হ'ব।

### আশ্চর্যজনক মন

মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বটোক কয়, ইয়াৰ পৰা উঠি  
সাগৰত পৰাগৈ, আৰু মনত সংশয় নকৰি, যি কয়, সেয়ে ঘটিব বুলি যদি বিশ্বাস  
কৰে, তেন্তে সেয়ে তেওঁলৈ সিদ্ধ হ'ব।

এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে প্ৰার্থনা কৰি যি যি খোজা,  
সেই সকলোকে পালো বুলি বিশ্বাস কৰা ; তেহে পাবা।

মাৰ্ক ১১:২৩-২৪

এটাৰ পাছত আনটো কথাৰ সমুখিন হৈ মই প্ৰায়ে নিজকে নিজে কোৱা শুনিবলৈ আৰম্ভ  
কৰো, “মই আচৰিত”। উদাহৰণস্বৰূপে :

“মই ভাবিছো বতৰটো কালিৰ দৰেই হ'ব নেকি।”

“মই ভাবিছো মই পীটালৈ কি পিঞ্জি যাম।”

“মই ভাবিছো বিপোটি কাৰ্ডত দেনীয়ে [মোৰ লবা] কি স্থান পাব।”

“মই ভাবিছো আলোচনা চক্ৰত কিমান মানুহ আহিব।”

অভিধানৰ মতে বিশেষ পদত আশ্চৰ্য শব্দটো এইদৰে বাখ্যা কৰিছে “সন্দেহ আৰু  
অনিশ্চয়তাৰ” অনুভৱ আৰু ক্ৰিয়া পদত “কৌতুহল বা সন্দেহেৰে পৰিপূৰ্ণ।”<sup>১</sup>

সকলো সময়ত সকলো বিষয় কঞ্জনা কৰি এনেই ঘূৰি ফুৰাতকৈ বাস্তৱিকতে মই কিবা  
কৰিবলৈ যথেষ্ট সক্ষম বুলি শিকিব পাৰিলো। দেনীয়ে কি স্থান পাব ভবাৰ সলনি, মই বিশ্বাস  
কৰিব পাৰো যে সি ভাল স্থান পাব। বৰঞ্চ পাটীত মই কি পিঞ্জিম ভবাৰ সলনি, মই কি  
পিঞ্জিম সিদ্ধান্ত লব পাৰো। বতৰৰ বিষয়ে বা সভাত কিমান মানুহ উপস্থিত হ'ব ভবাৰ  
পৰিবৰ্ত্তে, মই সকলো পৰিস্থিতি ঈশ্বৰত সমৰ্গণ কৰিব পাৰো আৰু যিয়ে হওঁক বা নহওঁক  
তেওঁ ভাল কৰিব বুলি বিশ্বাস কৰিব পাৰো।

অস্থিৰতাই মানুহক দোধোৰ মোধোৰ অৱস্থাত পেলায়, আৰু দোধোৰ মোধোৰ অৱস্থাই  
বিশৃঙ্খলতাৰ সৃষ্টি কৰে। ঈশ্বৰৰ প্ৰার্থনাৰ উত্তৰ বা আৱশ্যকতা গ্ৰহণ কৰি প্ৰতিজন ব্যক্তিয়ে  
অস্থিৰতা, দোধোৰ মোধোৰ অৱস্থা, আৰু বিশৃঙ্খলতাক প্ৰতিৰোধ কৰিব পাৰে।

মার্ক ১১: ২৩-২৪পদত যীচুরে কি কৈছে লক্ষ্য কৰক, ‘যি কয়, সেয়ে ঘটিব বুলি যদি বিশ্বাস কৰে, তেন্তে সেয়ে তেওঁলৈ সিদ্ধ হব।’ তাৰ পৰিবৰ্ত্তে তেওঁ কৈছে, “তোমালোকে প্ৰার্থনা কৰি যি যি খোজা, সেই সকলোকে পানো বুলি বিশ্বাস কৰা; তেহে পাৰা।”

খীঢ়ীয়ান হিচাপে আৰু বিশ্বাসী হিচাপে আমি সন্দেহ নকৰি বিশ্বাস কৰিব লাগে।



অধ্যায়

১০

বিভাগ মন



## বিভাস্ত মন

আমি উদ্ঘাটন করিলো যে উদ্দেশ্যবিহীনভাবে ঘূরি ফুরা আৰু বিভাস্ত হোৱা দুয়ো পৰম্পৰা ওপৰত নিৰ্ভৰশীল। চিন্তাত নিশ্চিত হোৱাৰ পৰিবৰ্ত্তে, উদ্দেশ্যবিহীন ভাবে ঘূরি ফুরা, ই সন্দেহ আৰু বিভাস্ত কাৰণ হয়।

উদ্দেশ্যবিহীনভাবে ঘূরি ফুরা, সন্দেহ আৰু বিভাস্ত কেনেকৈ অতিক্ৰম কৰিব পাৰি আৰু ঈশ্বৰৰ পৰা আমাক কি প্ৰয়োজন গ্ৰহণ কৰিবৰ বাবে যাকোব ১: ৫-৮ এই উৎকৃষ্ট পদ কেইটিয়ে আমাক বুজিবলৈ সহায় কৰে। মোৰ বাবে “দুই মনৰ মানুহে” (কিং জেমচত তেওঁ এইদৰে কথ “দুই নাওত দুই ভৱি দিয়া মানুহ” ) অবিষামভাৱে কৰিম নকৰিম কৰি বিভাস্তিত পৰাৰ দ্বাৰাই কেতিয়াও কোনো কথাৰ সিদ্ধাস্ত লব নোৱাৰে। তেওঁ সিদ্ধাস্ত লোৱাৰ কথা চিন্তা কৰাৰ লগে লগে ঘূৰি-ফুৰা মনে সন্দেহ আৰু বিভাস্তিৰে পুনৰ দুই মনৰ সৃষ্টি কৰে। তেওঁ সকলো বিষয়তে নিশ্চিত নহয়।

মই জীৱনৰ বেছি সময় সেইদৰেই কটাইছিলো, চয়তানে মোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বুলি মই অনুভৱ কৰা নাছিলো আৰু সেয়ে মোৰ মন যুদ্ধক্ষেত্ৰ আছিল। মই সকলো কথাৰ বাবে সম্পূৰ্ণ বিভাস্তত পৰিছিলো, আৰু কিয় হৈছিল বুজা নাছিলো।

### যুক্তি-প্ৰদৰ্শনে বিভাস্তলৈ নিয়ে

হে অঞ্চল-বিশ্বাসীবিলাক, তোমালোকৰ নিষ্ঠা নোহোৱা হেতুকে, ইজনে সিজনে কিয় এনে কোৱা-মেলা কৰিছাইঁক ?

মথি ১৬:৮

কিন্তু তোমালোকৰ কাৰোবাৰ যদি জনোৰ অভাৱ হয়, তেন্তে গৰিহনা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচনা কৰক, তাতে তেওঁক দিয়া হব।

কিন্তু নিঃ সংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢো এটাৰ নিচিনা হয়।

এনে মানুহে যে প্ৰভুৰ পৰা কিয় পাৰ, ইয়াক তেওঁ নাভাৰক।

তেওঁ দুই মনৰ মানুহ  
[সংকোচবোধ কৰা, সন্দেহজনক  
অস্থিৰ মন।] নিজৰ সকলো গতিতে  
অস্থিৰ তেওঁ চিন্তা কৰে, অনুভৱ কৰে,  
সিদ্ধাস্ত লয়।

যাকোব ১:৫-৮

এতিয়ালৈকে আমি ঘূৰি ফুৰা মনৰ কথা পাতিলো, আৰু আমি ইয়াৰ পিছৰ অধ্যায়ত সন্দেহৰ বিষয়ে আৰু অধিকভাৱে পাতিম। এই মুহূৰ্ত মই সিদ্ধান্তৰ বিষয়ে অলগ বহলভাৱে কৰ বিচাৰিছো।

শৰ্তকৰা বেছিভাগ ঈশ্বৰৰ মানুহ স্বীকাৰোক্তিমতে বিভাস্তি। কিন্তু কিয় ? আমি দেখাৰ দৰে, এটা কাৰণ হ'ল উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা, আনটো হ'ল যুক্তি প্ৰদৰ্শন। অভিধানে আংশিকভাৱে যুক্তি-যুক্ততা শব্দটো বিশেষ্য হিচাপে এইদৰে বাখ্যা কৰিছে যুক্তি বিচাৰ ক্ষমতাৰে “যি গুণৰ ফলত ব্যক্তিয়ে সংঘটনৰ পিছত থকা কথা বুজি পায়” আৰু ত্ৰিয়াৰ মতে এইদৰে “বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি কাৰণ বিচাৰি যুক্তিৰে বিশ্লেষণ কৰা।”

সাধাৰণভাৱে কৰলৈ গলে যেতিয়া এজন মানুহে কিবা কথাৰ অন্তৰালত “কিয়” হৈছে চাৰলৈ চেষ্টা কৰে তেতিয়াই যুক্তি-যুক্ততাৰ আৰম্ভ হয়। যুক্তি যুক্ততাৰ কাৰণে মনে, পৰিস্থিতি, বিতৰ্কৰ বিষয় বা ঘটনাই সৃষ্টি কৰা জটিল অংশবোৰ চাৰিওফালে ঘূৰি ঘূৰি বুজিবলৈ চেষ্টা কৰে। আমি যুক্তি তৰ্ক কৰো যেতিয়া আমি শিক্ষা বা বিৰুতি পুঁখানু-পুঁখৰাপে পৰাক্রমা কৰি যুক্তি সন্মত হয়নে নহয় চাওঁ, আৰু যদি নহয় আমি তাক অৱজ্ঞা কৰো।

যুক্তি-যুক্ততাৰ কাৰণে চয়তানে সঘনাই আমাৰ প্ৰতি থকা ঈশ্বৰৰ ইচ্ছা কাঢ়ি নিয়ে। ঈশ্বৰে হয়তো আমাক কিছুমান কাম কৰিবলৈ নিৰ্দেশ দিয়ে, কিন্তু যদি ই অনুভূতি নজম্মায় যদি যুক্তি সন্মত নহয় আমি হয়তো অৱজ্ঞা কৰিবলৈ প্ৰলোভিত হম। ঈশ্বৰে এজন মানুহক যি কৰিবলৈ উদগায় সেয়া তেওঁৰ মনত সদাই যুক্তি সন্মত নহয়। তেওঁৰ আস্থাই হয়তো ইয়াক মানি লয় কিন্তু তেওঁৰ মনে অৱজ্ঞা কৰে। বিশেষকৈ ই যদি সাধাৰণ বা ভাল নলগা হয় বা ই যদি ব্যক্তিগত ত্যাগ স্বীকাৰ বা অসুবিধাজনক হয়।

### মনত বিবেচনা নকৰিব কেৱল আত্মাক মানি চলক

কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে কিয়নো তেওঁৰ মানত সেয়ে মূৰ্খতা; আৰু তেওঁ সেই কথাৰ তত্ত্ব পাব নোৱাৰে; কিয়নো আত্মিক কপেহে তাৰ বিচাৰ কৰা হয়।

১ কৰিষ্টীয়া ২:১৪

এইয়া এক বাস্তৱিক, ব্যক্তিগত বাখ্যা যি মনৰ যুক্তি তৰ্ক আৰু আত্মাক মানি চলাক ভালদৰে বুজিবলৈ সহায় কৰিব বুলি মই আশা কৰো।

এদিন ৰাতিপুৰা মোৰ চহৰৰ সপ্তাহিক উপাসনাত পৰিচৰ্যা কৰিবলৈ উলাই থাকোতে, যি গৰাকী মহিলা ই তাত আমাৰ পৰিচৰ্যা চলাই নিবলৈ সহায় কৰে আৰু তেওঁ কিমান বিশ্বাসী

সেই কথা ভাবিবলৈ ধরিলো। সেই একেদৰে তেওঁক আশীর্বাদ প্রাপ্ত কৰিবলৈ কিবা কৰিবৰ কাৰণে মোৰ অন্তৰত ইচ্ছা উপজিল।

মই প্ৰার্থনা কৰিলো, “এই বছৰোৰত কথ আনা আমাৰ কাৰণে কেনে আশীর্বাদ যুক্ত আছিল। “তেওঁক আশীর্বাদ কৰিবলৈ মই কি কৰিব পাৰো?”

তৎক্ষণাত মোৰ আলমাৰিত উলমি থকা বঙ্গা কাগোৰ জোৰত চুক পৰিল, আৰু ঈশ্বৰে সেই পোচাক কথ আনক দিবলৈ মোক সকিয়াইছে বুলি মোৰ অন্তৰত গম পালো। যদিও তিনি মাহৰ আগতে মই সেইটো কিনিছিলো, মই সেইটো এবাৰো পিঞ্চা নাছিলো। সেয়ে প্লাষ্টিক বেগত মই ঘৰলৈ যি দৰে আনিছিলো সেই দৰেই এতিয়াও উলমি আছিল। মই সচাঁই পোচাকটো ভাল পাইছিলো, কিন্তু প্ৰত্যেকবাৰে মই পিঞ্চিবলৈ বুলি ভাৰোতে, কিবা কাৰণত মোৰ পিঞ্চিবলৈ ইচ্ছা নংগেছিল।

মনত ৰাখিব, মই কৈছিলো যে যেতিয়াই মোৰ বঙ্গা পোচাকটোত চুক্ত পৰিচ্ছিল, মই জানিছিলো মই সেইটো কথ আনক দিব লাগে। যি হলেও মই সেইটো দিব বিচৰা নাছিলো, সেয়ে তৎক্ষণাত মই নিজৰ মনতে যুক্তি তৰ্ক কৰিবলৈ আৰম্ভ কৰিলো যে ঈশ্বৰে বঙ্গা পোচাকটো তেওঁক দিবলৈ মোক কৰ নালাগে কাৰণ এইটো সম্পূৰ্ণ নতুন, কেতিয়াও পিঞ্চা নাই, তাৰ উপৰিও দামী পোচাক—আৰু মই আনকি তাৰ লগত মিলাই বঙ্গা আৰু ক্ষপালী ইয়াৰীও কিনিছো!

মই যদি পৰিস্থিতিৰ পৰা মোৰ জাগতিক মন দূৰ কৰি মোৰ আত্মাত ঈশ্বৰৰ সংবেদনশীলতাক অবিৰামভাৱে ধৰি ৰাখিলো হয়, সকলো ভালদৰে হলহেঁতে ; কিন্তু যেতিয়া ঈশ্বৰে আমাক কিবা কৰিবলৈ কয় আমি সচাকৈয়ে কৰিব নিবিচাৰো আৰু তেতিয়া মানবীয় ক্ষমতাৰে তৰ্ক বিতৰ্ক মাজেৰে আমি নিজকে ঠগো। কেইমিনিটমানৰ ভিতৰতে মই সকলো কথা পাহিৰ গলো আৰু মই মোৰ নিজৰ কাৰ্যলৈ ঘূৰি গলো। মুখ্য কথা হল যে মই পোচাকটো দিব নুখুজো কাৰণ এইটো নতুন আৰু মই ভাল পাওঁ। মোৰ মনে যুক্তি কৰিলো যে মই ইচ্ছা কৰা অনুভৱ ঈশ্বৰৰ হৰ নোৱাৰে; কিন্তু মই আনন্দ উপভোগ কৰা কিবা এটা চয়তানে মোৰ পৰা লৈ যাবলৈ চেষ্টা কৰে।

কেই সপ্তাহমান পিছত সেই একে ঠাইতে মই আন এক উপসনাব কাৰণে সাজু হৈ থাকোতে আগৰ দৰেই যেতিয়া কথ অনাৰ নাম আকৌ এবাৰ মোৰ অন্তৰলৈ আছিল। মই তেওঁৰ কাৰণে প্ৰার্থনা কৰিবলৈ ধৰিলো। মই গোটেই পৰিস্থিতিটো আকৌ পুনৰ উত্তি কৰি ক'লো, “এই বছৰ বোৰত কথ আনা আমাৰ কাৰণে কেনে আশীর্বাদ যুক্ত আছিল; তেওঁক আশীর্বাদ কৰিবলৈ মই কি কৰিব পাৰো?” তৎক্ষণাত পুনৰ বঙ্গা পোচাকটো দেখিলো আৰু

মই মোৰ শৰীৰত দুৰ্বল অনুভৱ কৰিলো কাৰণ মোৰ এতিয়া আন এটা ঘটনা মনত পৰিছে (যিটো মই সোনকালে আৰু সম্পূৰ্ণভাৱে পাহৰি গৈছিলো।)

ইয়াৰ পৰা এইবাৰ কোনো অস্থি হোৱা নাছিল, হয়তো স্টশ্বৰে মোক কৰিব লাগে আৰু কৰিবলৈ যি দেখুৱাইছিল সেই সত্যৰ সম্মুখীন হ'ব লাগিব বা সাধাৰণভাৱে কৰ লাগিব “প্ৰভু আপুনি মোক যি দেখুৱাইছে মই জানো, কিন্তু মই সেইটো এনেয়ে নকৰো।” জানি শুনি ইচ্ছাকৃতভাৱে মই স্টশ্বৰ অবাধ্য হব নোৱাৰো কাৰণ মই তেওঁক ভাল পাওঁ, সেয়ে মই ৰঙা পোচাকৰ বিষয়ে তেওঁ সৈতে কথা পাতিবলৈ ধৰো।

কেই মিনিট মানৰ ভিতৰতে মই বুজিলো যে মই আগৰ পৰিস্থিতিত স্টশ্বৰ ইচ্ছাৰ বিৰুদ্ধে যুক্তি দেখুৱাইছিলো আৰু সেইদৰে কৰিবলৈ মোক মাত্ৰ কেইটামান মুহূৰ্ত লাগিছিল। মই ভাবিছিলো যে মই স্টশ্বৰ কথা নুশুনো কাৰণ পোচাকটো নতুন আছিল। তথাপি মই এতিয়া অনুভৱ কৰিছো যে বাইবেলে কৈছে অকল পুৰণা বস্তু দিয়াত একো লাভ নাই! এই পোচাকটো দিয়াৰ দ্বাৰাই বেছি ত্যাগ কৰা হব কাৰণ এইটো নতুন, ৰখ আনাৰ বাবে এইটো বেছি আশীৰ্বাদ যুক্ত হব।

স্টশ্বৰ কাৰণে মোৰ অন্তৰ খুলি দিয়াৰ লগে লগে, তেওঁ মোক দেখুৱালে যে পোচাকটো মই ৰখ আনাৰ কাৰণেই কিনিছিলো; সেই কাৰণেই মই সেইটো পিঙ্কা নাছিলো। সকলো সময়তে তেওঁক আশীৰ্বাদ কৰিবৰ কাৰণে স্টশ্বৰে মোক তেওঁৰ প্ৰতিনিধি কৰি ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু পোচাকটোৰ প্ৰতি মোৰ নিজৰ চিন্তা ধাৰা আছিল, আৰু যেতিয়ালৈকে মই মোৰ চিন্তাধাৰা দূৰ কৰিবলৈ ইচ্ছা কৰা নাছিলো, মই আঢ়াৰ দ্বাৰা পৰিচালিত হব পৰা নাছিলো।

এই বিশেষ ঘটনাটোয়ে মোক বহুত কথা শিকালে। অনুভৱ দ্বাৰা বুজিলো কেনেকৈ আমি আমাৰ চিন্তাৰ দ্বাৰা সহজতে পৰিচালিত হ'ব পাৰো আৰু আমাৰ “পূজনীয়” স্টশ্বৰলৈ থকা ভয়েও মোক স্টশ্বৰ ইচ্ছাৰ পৰা আঁতিৰ থাকিবলৈ যুক্তি তৰ্ক দ্বাৰাই উচ্চটাৰ পাৰে।

মনত ৰাখক, ১ কৰিষ্টীয়া ২:১৪ পদৰ মতে, জাগতিকভাৱে পৰিচালিত হোৱা মানুহে আত্মিকভাৱে পৰিচালিত হোৱা মানুহক বুজিৰ নোৱাৰে। মই কেতিয়াও নিপিঙ্কা পোচাকটো মোৰ জাগতিক মনে দিয়াটো বুজি নাপায়, কিন্তু মোৰ আত্মিক মনে ইয়াক ভালদৰে বুজি পায়।

এই ক্ষেত্ৰত এই উদাহৰণে আপোনাক আৰু অধিক ভাৱে বুজিবলৈ আৰু আগতকৈ অধিক ভাৱে স্টশ্বৰ ইচ্ছাত চলিবলৈ সহায় কৰিবৰ বুলি আশা কৰো।

(এইদৰে ৰখ আনাক যদি মই কেতিয়াৰা ৰঙা পোচাকটো দিও আপুনি আচৰিত হব বুলি মই জানো। হয়, মই দিলো, আৰু তেওঁ এতিয়া আমাৰ অফিচত সম্পূৰ্ণ সময় কাম কৰে আৰু এতিয়া মাজে মাজে কামলৈ আহোতে ৰঙা পোচাকটো পিঙ্কে।)

## বাক্যৰ বাবে হাতে কামে কৰা লোক হওঁক

কেৱল শুনোতা হৈ নিজক নুভুলাবা; কিন্তু বাক্য পালন কৰোতা হোৱা

ঘাকোৰ ১:২২

যি কোনো সময়ত আমি দেখু যে বাক্যই যি কয় আমি তাক প্রত্যাখ্যান কৰো, সত্যৰ বাহিৰে আন যি কোনো কথা বিশ্বাস কৰিবলৈ বিচাৰ শক্তিয়ে আমাক যি কোনো উপায়ে সাঙ্গোৰি লয় আৰু প্ৰবণ্ঘনা কৰে। বাক্যই কোৱা সকলো কথা বুজিবলৈ চেষ্টা কৰি আমি বেছি সময় খৰছ কৰিব নোৱাৰো। আস্থাত যদি আমি সাক্ষী হওঁ, আমি আগুৱাই গৈ কাৰ্য্য কৰিব পাৰো।

এটা ভাল বিষয় বুলি চিন্তা কৰি বা কৰিবলৈ বিচাৰি, ভাল অনুভৱ কৰো বা নকৰো, মই গম পালো যে ঈশ্বৰে মোক তেওঁৰ বাধ্য হোৱাটো বিচাৰে।

ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেদি বা আমাৰ ভিতৰৰ মানুহজনক যেতিয়া কথা কয়, আমি তেওঁ যি কৈছে সেয়া যুক্তি সঙ্গত হয়নে নহয় চিন্তা কৰিব নালাগে।

যেতিয়া ঈশ্বৰে কথা কয় আমি যুক্তি প্ৰয়োগ কৰিব নালাগে — আমি কাৰ্য্য সাধনাথৰে শক্তি-সামৰ্থ্য নিয়োজিত কৰিব লাগে।

## ঈশ্বৰত বিশ্বাস কৰক, মানুহৰ যুক্তিত নহয়

তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা, তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিব।

হিতোপদেশ ৩:৫

আন অৰ্থাত কৰলৈ হ'লে বিবেচনাত ভাৰসা নকৰিব। যুক্তি তৰ্কই প্ৰতাৰনাৰ কাৰণে দুৱাৰ মুকলি কৰে আৰু অধিককৈ বিশৃংগতাৰ সৃষ্টি কৰে।

এবাৰ মই ঈশ্বৰক সুধিলো কিয় ইমান মানুহ বিভাস্ত হৈছে আৰু তেওঁ মোক ক'লে, “সকলো কথাৰ অৰ্থ উলিবাৰ চেষ্টা কৰিবলৈ তেওঁলোকক বাদ দিব কোৱা, আৰু তেতিয়াহে তেওঁলোক বিভাস্ত নহ'ব।” এইটো যে সম্পূৰ্ণ সঁচা মই গম পালো। বিবেচনা আৰু বিভাস্তি সংলগ্ন হৈ থাকে।

আমাৰ হৃদয়ত আপুনি আৰু মই যিকোনো কথা বিবেচনা কৰিব পাৰো, ঈশ্বৰৰ সম্মুখত আমি ইয়াক উপস্থাপন কৰিব পাৰো আৰু চাওক তেওঁ যদি আমাক বুজিবলৈ ইচ্ছা শক্তি দান কৰে, কিন্তু মুহূৰ্তৰ ভিতৰতে যদি বিভাস্ত অনুভৱ কৰো তেন্তে আমি বহু দুৰলৈ আঁতৰি যাওঁ।

বহুতো কাৰণত যুক্তি তর্ক বিপদজনক হয়, কিন্তু সেইবোৰৰ ভিতৰৰে এটা এইটো আমি যুক্তি আৰু বিবেচনাবে কিবা কথা উলিয়াৰ পাৰো যিটো আমাৰ কাৰণে অৰ্থ পূৰ্ণ হ'ব পাৰে। কিন্তু আমি যিটো শুন্দৰ বুলি বিবেচনা কৰো হয়তো কেতিয়াৰা সেইটো ভূল হ'ব পাৰে।

মানুহৰ মন যুক্তি সঙ্গত আৰু শংখলাবদু আৰু বিবেচনা যুক্তিৰ দৰে। ইয়ি বুজি পাই তাৰ সেতে কাৰ্য কৰিবলৈ ভাল পায়। সেয়ে আমি মনৰ সৰু অংশ এটাত ইয়াক যত্ত্বেৰে বাখিবলৈ ইচ্ছা কৰি, চিন্তা কৰো, “নিশ্চয় এইটোৱেই ইয়াৰ উপায় কাৰণ মনৰ ভিতৰ অংশত ই সুন্দৰ ভাৱে থাপ থাই।” ইয়াৰ দ্বাৰাই আমাৰ মন কিবা ধৰণে সহজ হ'ব পাৰিছে বুলি ভাবিব পাৰো কিন্তু এতিয়াও এয়া সম্পূৰ্ণ ভূল ধাৰণা।

পাচনি গৌলে ৯:১ পদত কৈছে, মই খ্রীষ্টৰ অধীনে সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পৰিত্ব আত্মাৰ অধীনে মোৰ পক্ষে সাক্ষ্য দিছে।

গৌলে জানে তেওঁ উচিত কাম কৰিছিল, বিবেচনাই শুন্দৰ বুলি কোৱাৰ কাৰণে নহয়, কিন্তু তেওঁৰ আত্মাত সাক্ষ্যই ছিদ্ৰ কৰাৰ কাৰণেহে।

আমি যিদৰে দেখো মনেও সেইদৰে কৰে, কেতিয়াৰা আত্মাক সহায় কৰে। মন আৰু আত্মাই একেলগে কাম কৰে, কিন্তু আত্মা অধিক মহৎ অঙ্গ হয় আৰু মনতকৈ সদাই সন্মানীয় হ'ব লাগে।

যদি আমি আমাৰ আত্মাত কথাটো ভূল বুলি জানো, আমি যুক্তি তর্কৰে কথা পাতি কামটো কৰিবলৈ দিব নালাগে। তাৰ উপৰিও যদি আমি কথাটো উচিত বুলি জানো, আমি যুক্তি তর্কৰে বিবেচনা কৰি কামটো নকৰাকৈ থাকিব দিব নালাগে।

বহু বিষয়ত ঈশ্বৰে আমাক বুজিব পৰা জ্ঞান দিয়ে কিন্তু আমি ঈশ্বৰৰ সেতে আগুৱাই যাবলৈ আৰু তেওঁৰ ইচ্ছাত বাধ্য হবলৈ সকলো কথা বুজাৰ প্ৰয়োজন নাই। আমাৰ বিশ্বাস বঢ়াবলৈ এনে সময় থাকে যেতিয়া ঈশ্বৰে বহুতো প্ৰশ্নৰ চিহ্ন সজুলিৰ দৰে আমাৰ জীৱনত স্থাপিত কৰে। উন্তৰ বিবহীন প্ৰশ্নাই জীৱন্ত শৰীৰক ক্ৰুচত দিয়ে। মানুহৰ কাৰণে বিবেচনা ত্যাগ কৰি সাধাৰণভাৱে ঈশ্বৰত বিশ্বাস কৰা কঠিন। এবাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হলে, মন শাস্তিৰ স্থানলৈ প্ৰৱেশ কৰে।

বিচাৰ বিবেচনা এটা ‘ব্যস্ত কাৰ্য্য’ য’ত সুবিবেচনা আৰু ঈশ্বৰৰ মহিমাৰ জ্ঞান প্ৰতিৰোধ কৰাত মন নিয়োগ কৰে। মানসিক জ্ঞান আৰু ঈশ্বৰৰ মহিমাৰ জ্ঞানৰ মাজত ডাঙৰ পাৰ্থক্য আছে।

মই আপোনাৰ বিষয়ে নাজানো, কিন্তু ঈশ্বৰে মোক এনে ধৰণে কথাবোৰ প্ৰকাশ কৰাটো বিচাৰো যে মোৰ মনত যি প্ৰকাশ হয় সেয়া সত্য বুলি যেন মই মোৰ আত্মাত জানিব পাৰো।

এটা বিষয়ত বিবেচনা, পরিমাণ আৰু যুক্তি তর্কৰে মোৰ মন চাৰিওফালে ঘূৰি ঘূৰি ভাগৱি  
পৰা আৰু বিভাস্ত হোৱা মই নিবিচাৰো মই মানুহৰ দৃষ্টিবে আৰু বুজনিৰে নহয় কিন্তু ঈশ্বৰত  
ভাৰসা কৰাৰ দ্বাৰাই মন আৰু অন্তৰত শাস্তিৰ অনুভূতি বিচাৰো।

যদিও আমি নিজে নিজক নাজানো তথাপি যি ঠাইত এজন আছে যিজনে আমাক জানে  
বুলি আমি সন্তুষ্ট হওঁ, সেই ঠাইত আপুনি আৰু মই নিশ্চয় বৃদ্ধি পাৰ লাগিব।

### ঈশ্বৰক জনাৰ বাহিৰে আন সকলো খণ্ডণ কৰক

হে ভাইবিলাক, যেতিয়া মই তোমালোকৰ ওচৰলৈ গৈছিলো, তেতিয়া বাক্য কি  
জ্ঞানৰ উত্তমতাৰে গৈ, ঈশ্বৰৰ নিগৃত তত্ত্ব প্ৰাচাৰ কৰা নাই।

কিয়নো মই নিশ্চয় কৰিছিলো যে তোমালোকৰ মাজত আন একো নাজানিম,  
কেৱল ধীচু ঝীষ্টিক, বিশেষকৈ তেওঁ ভ্ৰুচত হত হোৱা জানিম।

১ কৰিষ্টীয়া ২:১-২

এইদৰে পৌলে বিচাৰ শক্তি আৰু জ্ঞানৰ ওচৰ চাপিছিল, আৰু মই এই কথা বুজিব  
পাৰিলো আৰু শলাগিলো। ইয়াৰ বাবে দীঘলিয়া সময় লাগিল, কিন্তু বহুতো ঘটনাৰ দ্বাৰাই  
অৱশ্যেত মই বুজি পালো যে মই যিমানেই কাম জানিম সিমানেই মই সুখী হয়। কেতিয়াৰা  
আমি ইমান কথা ভাৰি উলিয়াও, যিহে আমাক যথেষ্ট অশাস্তি দিয়ে।

মই সদাই জানিবলৈ ইচ্ছা কৰা জ্ঞানভিলাষী ব্যক্তি আছিলো। সন্তুষ্টি লাভৰ বাবে মই  
সকলো কথা ভাৰি উলিয়াব লগা হল। ঈশ্বৰে মোক দেখুৱাবলৈ আৰম্ভ কৰিলে যে অন্বৰতে  
কৰি থকা যুক্তি তকই মোৰ বিভাস্তিৰ কাৰণ আৰু সেয়ে ঈশ্বৰে মোক যি দিব খোজে তাক  
গ্ৰহণ কৰাত বাধাৰ সৃষ্টি কৰে। “জয়চ, তুমি যদি কেতিয়াৰা সূক্ষ্ম দৃষ্টিবে চাৰ খোজা তুমি  
নিশ্চয় জাগতিক বিচাৰ বুদ্ধি একায়ৰীয়া কৰিব লাগিব।”

মই এতিয়া বুজিলো যে মই যদি কথাবোৰ এৰি চলো মই বেছি সুৰক্ষিত অনুভূত কৰিম।  
মই মোৰ জীৱনত কোনো, কথা অসমাপ্ত হৈ থকা নিবিচাৰো। মই নিজকে নিয়ন্ত্ৰিত হোৱাটো  
বিচাৰো আৰু যেতিয়া মই কথাবোৰ বুজি নাপাও, মই নিয়ন্ত্ৰণৰ বাহিৰ হৈ আসিত হওঁ। কিন্তু  
মোৰ কিহোৰ অভাৱ আছিল। মোৰ মনত শাস্তি নাছিল আৰু যুক্তি যুক্ততাৰ কাৰণে শাৰীৰীক  
ভাৱে ভাগি পৰিছিলো।

এইদৰে অন্বৰতে হৈ থকা ভুল মানসিক কাৰ্য্যই আনকি আপোনাৰ শৰীৰতোও ভাগৱৱা  
কৰিব। ই আপোনাক পৰিশ্রান্ত কৰিব পাৰে!

ইন্দ্ৰিয়ে এই সকলো মোক এৰি দিয়াতো বিচাৰে, আৰু যিসকল যুক্তি তৰ্কত আসক্ত মই তেওঁলোকক সেই একে কথাৰ বাবে দৃঢ়তাৰে পৰামৰ্শ দিও। মই কওঁ যুক্তি তৰ্কত আসক্ত। যি দৰে কিছুমান ব্যক্তি দ্রাগচ বা মদ বা নিকটিনৰ দ্বাৰা আসক্ত হয় সেইদৰে আমি ভূল মানসিক কাৰ্যত আসক্ত হ'ব পাৰো। মই যুক্তি তৰ্কৰ প্রতি আসক্ত, আৰু মই যেতিয়া এইবোৰ এৰিলো মই বহিঃপ্ৰাণিত চিহ্নৰ পৰা মুক্ত হলো। কি হৈ আছেনজনাৰ কাৰণে মই দিগ্ৰিষ্ঠ আৰু ত্ৰাণিত অনুভৱ কৰো। আনকি মই বিৰক্তিও অনুভৱ কৰো।

মই এইবোৰ কেতিয়া ত্যাগ কৰিম মনত চিন্তা কৰি যেতিয়া মোৰ বহুতো সময় অতিবাহিত কৰিছিলো মই মোৰ মন শাস্তিপূৰ্ণ অৱস্থালৈ আনিবলৈ অভ্যস্ত হ'ব লাগিব। কিছু সময়ৰ কাৰণে এইটো বিৰক্তিৰ লাগিছিল যদিও এতিয়া মই ভাল পাওঁ। সকলো সময়তে সকলো কথাৰ কাৰণে মোৰ মন ঘূৰি ফুৰাত ব্যৱহাৰ হৈছিল যদিও এতিয়া মই দুখ আৰু বিবেচনা কৰাৰ কষ্ট সহ্য কৰিব নোৱাৰো।

সেয়ে যুক্তি তৰ্ক কৰাটো স্বাভাৱিক অৱস্থা নহয় ; যেতিয়া মন যুক্তি তৰ্কৰে পৰিপূৰ্ণ হয় আপুনি সজাগ হওঁক। আন্ততঃ যি সকল শ্বীষ্টীয়ান ব্যক্তিয়ে জয়যুক্ত হবলৈ সংকল্প কৰে আৰু যি সকল বিশ্বাসীয়ে মনৰ যুদ্ধ ক্ষেত্ৰত হৈ থকা যুদ্ধ জয় কৰিবলৈ সংকল্প কৰে তেওঁলোকৰ কাৰণে। এয়া স্বাভাৱিক অৱস্থা নহয়।

অধ্যায়

১১

সন্দেহজনক আর্ক

অবিশ্বাসী মন

---

---



## সন্দেহজনক আরু অবিশ্বাসী মন

আমি সাধাৰণতে সন্দেহ আৰু অবিশ্বাসৰ কথা একেলগে কওঁ যেন দুয়ো একে আৰু এটাই হয়। অৱশ্যে দুটাৰ মাজত সম্বন্ধ আছে যদিও দুটা সম্পূর্ণ বেলেগ।

নতুন আৰু পুৰণি নিয়মৰ *Vines Expository Dictionary* যে সন্দেহ শব্দটো ক্ৰিয়া ৰূপত দুইধৰণে প্ৰকাশ কৰে ... অনিচ্ছতাৰে পৰোক্ষভাৱে প্ৰকাশ কৰে কোনটো ভাবল'ব ... কোনটো বিশ্বাস সৰু হয় বিশ্বাসীক কয় ... অন্যমনস্ফ মনৰ অৱস্থাৰে, আশা আৰু ভয়ৰ মাজত দিধাগ্রস্ত হৈ উৎকঠাৰে।”<sup>1</sup>

সেই একে অভিধানে কয় যে দুটা গ্ৰীক শব্দই “অবিশ্বাস” ৰাপে অনুবাদ কৰে যিটো সদাই ‘অবাধ্য’ বুলি R.V.ত স্বীকাৰ কৰে।” (*The Revised Version of the King James Translation*)<sup>2</sup>

আমি শক্রৰ এই দুটা শক্তিশালী সঁজুলিলৈ চালে দেখো যে দুটা মতামতৰ মাজত সন্দেহে খোকোজা লগাই, আনহাতে অবিশ্বাসে অবাধ্যতালৈ আগুৱাই নিয়ে।

চয়তানে, আমাৰ প্ৰকৃততে কিহেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে সেই কথা বুজিব পৰাটো আমাৰ বাবে সহায়কাৰক হ'ব বুলি মই ভাৰো। আপুনি সন্দেহ বা অবিশ্বাসৰ সমুখীন হৈছেনে?

### সন্দেহ

তোমালোকে কিমান কাললৈ দুই নাৰত দুই ভৰি দি থাকিব ?

১ ৰজাৰলি ১৮:২১

সন্দেহৰ ওপৰত আলোকপাত কৰা এটা কাহিনী মই শুনিছিলো।

হে অঞ্জবিশ্বাসী, তুমি কিয় সংশয় কৰিলা ?

মথি ১৪:৩১

আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তেওঁ বিস্ময় মানিলে।

মাৰ্ক ৬:৬

এজন বোগী আছিল, তেওঁ শাৰীৰিক সুস্থতাৰ কাৰণে বাইবেলৰ কিছুমান পদ উল্লেখ কৰি সুস্থ হ'ব বুলি বিশ্বাস কৰিছিল। এইদৰে কৰাত তেওঁক সন্দেহৰ চিন্তাই লগে লগে আক্ৰমণ কৰে।

কঠিন সময় অতিবাহিত কৰাৰ পাচত তেওঁ হতাশাত ভূগিৰ ধৰাত ঈশ্বৰে পৃথিবীৰ আত্মাৰ প্ৰতি তেওঁৰ চকু মুকলি কৰিলে। তেওঁ যি দেখিছিল সেয়া এই, চয়তানে তেওঁ সুস্থ নহয় আৰু বাক্যৰ প্ৰতি থকা তেওঁৰ বিশ্বাসে কোনো কাৰ্য কৰে বুলি মিছা কৈছিল। কিন্তু যিমান বাবেই তেওঁ বাক্যত বিশ্বাস কৰে সিমান বাবেই তেওঁৰ মুখৰ পৰা তৰোৱালৰ দৰে পোহৰ ওলোৱা আৰু ভয়ত কুচি-মুচি হৈ পিচলৈ পৰি যোৱা দেখিলে।

ঈশ্বৰে তেওঁক এই দৰ্শন দেখুৱাৰ পাচত তেওঁ বুজিলে যে বাক্য কৈ থকাটো কিমান গুৰুত্বপূৰ্ণ কথা। তেওঁ বুজিলে যে তেওঁৰ বিশ্বাস আছিল, যাৰ কাৰণে চয়তানে তেওঁক সন্দেহৰ দ্বাৰা আক্ৰমণ কৰিছিল।

ঈশ্বৰে আমাৰ মাজত সন্দেহ সৃষ্টি নকৰে। বাইবেলে কৈছে যে ঈশ্বৰে পৰিমান অনুসাৰে বিশ্বাস দিয়ে (ৰোমীয়া ১২:৩)। ঈশ্বৰে আমাৰ হাদয়ত বিশ্বাস স্থাপন কৰে, কিন্তু চয়তানে সন্দেহৰ দ্বাৰা আক্ৰমণ কৰি আমাৰ বিশ্বাস খণ্ডন কৰিবলৈ ঢেষ্টা কৰে।

ঈশ্বৰৰ বাক্যৰ বিৰোধীতা কৰি সন্দেহ চিন্তাৰ আকাৰত আহে। সেয়ে আমাৰ কাৰণে ঈশ্বৰৰ বাক্য জনাটো খুব গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আমি যদি বাক্য জনো তেতিয়া চয়তানে যেতিয়া আমাক মিছা কয় আমি তাক বুজিব পাৰিম। যীচুৱে মৃত্যু আৰু পুনৰুত্থানৰ যোগেৰে আমাৰ কাৰণে যি কিনিলে তাক আমাৰ পৰা চুৰি কৰি যে মিছা কয় সেই বিষয়ে আমি নিশ্চিত হ'ব লাগিব।

### সন্দেহ আৰু অবিশ্বাস

(আৱাহনৰ কাৰণে মানুহে কৰা যুক্তি) তোমাৰ বৎশ এইদৰে হ'ব, এই বচনৰ দৰে, তেওঁ অনেক জাতিৰ পিতৃ হ'বলৈ, আশা নোহোৱাতো, আশা কৰি বিশ্বাস কৰিলে।

বিশ্বাসত দুৰ্বল নহৈ, এশমান বছৰ বয়সীয়া নিজৰ শৰীৰ মৰাৰ নিচিনা অৱস্থালৈ আৰু চাৰাৰ গৰ্ভৰ মৰাৰ নিচিনা অৱস্থালৈ মন কৰিও,

ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰিলে, এনে নহয়; কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল,

তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি আৱাহামে নিশ্চয় জানি, ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ'ল।

ঈশ্বৰে কি প্রতিজ্ঞা কৰিছে জনাব পাচতো সন্দেহ আৰু অবিশ্বাসৰ দ্বাৰাই আক্ৰমণ হোৱাত মই তাৰে সেতে যেতিয়া যুদ্ধ কৰিছিলো, তেতিয়া মই ওপৰোক্ত অংশ পঢ়িবলৈ আৰু ধ্যান কৰিবলৈ ভাল পাইছিলো।

ঈশ্বৰে আৱাহামলৈ প্রতিজ্ঞা কৰিছিল যে তেওঁ আৱাহামৰ পৰাই উত্তোধিকাৰী সৃষ্টি কৰিব। বহু বছৰ আহিল আৰু গ'ল, আৰু আৱাহাম আৰু চাৰাৰ সমন্বয়ৰ পৰা কোনো সন্তান হোৱা নাছিল। তথাপি আৱাহাম বিশ্বাসত স্থিৰ আছিল, ঈশ্বৰে কোৱা কথা সয়মত হ'ব বুলি তেওঁ বিশ্বাস কৰিছিল। বিশ্বাসত স্থিৰ হৈ থকাত, সন্দেহৰ চিন্তাই আৰু অবিশ্বাসৰ আত্মাৰ দ্বাৰাই আক্ৰমণিত হৈ তেওঁক ঈশ্বৰৰ অবাধ্য হ'বলৈ হেঁচা প্ৰয়োগ কৰিছিল।

ঈশ্বৰে আমাক অবাধ্যতাৰ ওপৰত হেঁচা দিবলৈ কয় ; তেনে পৰিস্থিতিত অবাধ্যতাক সাধাৰণ ভাবে আমি ত্যাগ কৰিব পাৰো। অবাধ্যতা মানে ঈশ্বৰৰ মাতক অসম্মান কৰা, বা আমাক ব্যক্তিগত ভাবে ঈশ্বৰে যি কয় সেয়া কেৱল দশ আজোৰ সীমাৰ মাজত নথকাতোকেই নুরুজায়।

আৱাহাম বিশ্বাসত দৃঢ় হৈ আছিল। তেওঁ ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসা কৰিছিল। বাইবেলে কৈছে যে তেওঁ সেইদৰে কৰাত বিশ্বাস বৃদ্ধি পাইছিল।

যেতিয়া ঈশ্বৰে আমাক কিবা কয় বা কিবা কৰিবলৈ কয়, সেয়া কৰিবলৈ বা বিশ্বাস কৰিবলৈ ঈশ্বৰৰ বাক্যৰ যোগেদি আহে। কিবা কাম কৰিবলৈ আমাৰ যে ক্ষমতা আছে এই কথা বিশ্বাস কৰিবলৈ নিদিয়াকৈ আমাৰ পৰা ঈশ্বৰে কিবা কাম কৰাটো বিচৰা ঈশ্বৰৰ কাৰণে অস্তুত কথা। বিশ্বাসেৰে পৰিপূৰ্ণ হৃদয় কিমান বিপদজনক চয়তানে জানে, সেয়ে সি আমাক সন্দেহ আৰু অবিশ্বাসেৰে আক্ৰমণ কৰে।

তাৰমানে এয়া নহয় যে আমাৰ বিশ্বাস নাই, এয়া কেৱল মাত্ৰ চয়তানে মিছাৰ দ্বাৰাই আমাৰ বিশ্বাস ধৰংস কৰিবলৈ চেষ্টা কৰে।

এইখিনিতে এটা উদাহৰণ দিব খোজো। যেতিয়া মই মিনিস্ত্ৰিৰ কামৰ বাবে আহ্বান পাও, সেয়া সময়ৰ ওপৰত নিৰ্ভৰ হয়। তিনি সপ্তাহ আগতে পৰিত্ব আত্মাৰ দ্বাৰা নিজকে পূৰ্ণ বুলি ভৱাৰ পাচত আন দিলৰ দৰে মোৰ বাবে এইটোও এটা সাধাৰণ ৰাতিপুৱা আছিল। প্ৰথমবাৰৰ বাবে শিক্ষাৰ টেপ শুনি শেষ কৰিছিলো। “Cross over to the other side” (আন শিল্পৈল অতিৰিক্ত কৰি যোৱা) নামৰ শিক্ষা আছিল পৰিচাৰক ব্ৰে ম'চহ'অলদাৰৰ। মোৰ অন্তৰ সজীৰ হৈ উঠিছিল আৰু এটা মাত্ৰ পদৰ ওপৰত ভিত্তি কৰি কোনোবাই যে এঘণ্টা শিক্ষা দিব পাৰে মই ভাৱি আচৰিত হৈছিলো আৰু তাৰ ওপৰিও তেওঁৰ শিক্ষা খুব আকৰ্ষণীয় আছিল।

মই বিচনা ঠিক কৰি থাকোতে, হঠাতে ঈশ্বৰৰ বাক্যৰ বিষয়ে শিক্ষা দিবলৈ ইচ্ছা অনুভৱ কৰিলো। তেতিয়াই ঈশ্বৰৰ পৰা আহা মাতে মোক ক'লো, “তুমি সকলো ঠাইলৈ যাবা আৰু মোৰ বাক্য শিকাবা আৰু টেপৰ যোগেদি শিক্ষা দিয়া তোমাৰ মিনিস্ত্রি হ'ব।”

প্ৰকৃততে ঈশ্বৰে মোক কৈছে বুলি বিশ্বাস কৰাৰ বা সেয়া মই কৰিম বা মই শুনা কথা কেতিয়াৰা কৰিম বুলি ভোাৰ মোৰ কোনো যুক্তি নাছিল। কাৰণ মোৰ নিজৰ মাজতে বহুত সমস্যা আছিল। মই “পৰিচৰ্য্যাৰ সা-সঁজুলি” ব বাবে যুগ্মত নাছিলো, কিন্তু ঈশ্বৰে জ্ঞানৰস্তক লাজ দিবলৈ জগতৰ মূখ্যতাৰ পাত্ৰবিলাকক মনোনীত কৰিলো (১ কৰিষ্টীয়া ১:২৭) তেওঁ মানুহৰ অন্তৰ চাই শৰীৰৰ নহয় (১ চমুৰেল ১৬:৭) যদি অন্তৰ শুদ্ধ হয়, ঈশ্বৰে শৰীৰৰ সলনি কৰিব পাৰে।

তথাপি মই বিশ্বাস কৰিব পৰাকৈ মোৰ বাবে কোনো স্বাভাৱিক সংকেত নাছিল, যেতিয়া মোৰ ইচ্ছা হয়, মই বিশ্বাসেৰ পৰিপূৰ্ণ হৈছিলো সেয়ে ঈশ্বৰে মোক যি কৰাটো বিচাৰিছিল মই কৰিব পাৰিম বুলি ভাৰিছিলো। যেতিয়া ঈশ্বৰে আহান কৰে, তেওঁ ইচ্ছা, বিশ্বাস আৰু কাৰ্য কৰা ক্ষমতা দিয়ে। মই আপোনালোকক ক'ব খোজো যে প্ৰশিক্ষণ আৰু অপেক্ষাত অতিবাহিত কৰা বচৰবোৰত চয়তানে নিয়মিত ভাবে সন্দেহ আৰু অবিশ্বাসেৰে মোক আক্ৰমণ কৰিছিল।

ঈশ্বৰে তেওঁৰ বিশ্বাসীসকলৰ অন্তৰত দৰ্শন আৰু সপোন স্থাপন কৰে, আৰু সেয়ে শস্যৰ সৰু বীজৰ দৰে আৰম্ভ হয় যদিৰে এগৰাকী মহিলা গৰ্ভৱতী হ'লৈ তেওঁৰ গৰ্ভত বীজ ৰোপণ হোৱাৰ দ্বাৰাই গৰ্ভৱতী হয়, সেই একেদৰে ঈশ্বৰৰ বাক্য আৰু প্ৰতিজ্ঞাৰ দ্বাৰাই আমি গৰ্ভৱতী হওঁ। “গৰ্ভৱতী”ৰ সময়ত চয়তানে আমাৰ সপোনৰ “গৰ্ভপাত” কৰিবলৈ অতিমাত্ৰা চেষ্টা কৰে। সি ব্যৱহাৰ কৰা এটা সঁজুলি হ'ল সন্দেহ, আনটো অবিশ্বাস। এই দুয়োটা বিষয়ে আমাৰ মনৰ বিপৰীতে কাম কৰে।

বিশ্বাস আত্মাৰ ফলাফল হয়, এইটো এটো আঁতিক শক্তি। আপোনাক আৰু মোক আমাৰ আত্মা আৰু মনৰ সৈতে মিমাংসাত অহাটো শক্তৰে নিবিচাৰে। কাৰ্য কৰিবলৈ ঈশ্বৰে যদি বিশ্বাস দান কৰে আৰু আমি সক্ৰিয় হৈ অবিৰাম ভাবে বিশ্বাসত লাগি থাকি সেইটো আমি সঁচাকৈয়ে কৰিব পাৰো বুলি যেতিয়া বিশ্বাস কৰিবলৈ আৰম্ভ কৰো আমি চয়তানৰ ৰাজ্যৰ ধৰংস কৰিব পাৰো বুলি সি জানে।

### পানীৰ ওপৰত খোজ কাঢ়ি থকা

সেই সময়ত বতাহৰ সম্মুখীন হোৱাত সাগৰৰ মাজত নাওখন টোত চলং পলং কৰি আছিল।

পাছে চতুর্থ পৰমান নিশাত (বাতিপুৱা ৩-৬ টাৰ ভিতৰত) তেওঁ সাগৰৰ ওপৰত খোজ কাঢ়ি, তেওঁলোকৰ ওচৰলৈ আছিল। তেতিয়া তেওঁক সাগৰৰ ওপৰত খোজ কড়া দেখি শিয়াবিলাকৰ উগুল-খুগুল লাগিল, এয়ে ভূত বুলি ভয় কৰি, চিএৰিবলৈ ধৰিলৈ। কিন্তু যীচুৰে তেতিয়াই তেওঁলোকক মাতি ক'লে, নিৰ্ভয় হোৱা, মইহে, ভয় নকৰিবা।

তাকে পিতৰে তেওঁক উভৰ দি ক'লে, হে প্ৰভু, আপুনিহে যদি তেন্তে মোক আপোনৰ ওচৰলৈ পানীৰ ওপৰেদি যাবলৈ আজ্ঞা দিয়ক। তাতে তেওঁক আহা বুলি কলত, পিতৰে নাৰৰ পৰা নামি পানীৰ ওপৰত খোজ কাঢ়ি যীচুৰ ওচৰলৈ গ'ল। কিন্তু বতাহ দেখি ভয় কৰি ডুবিবলৈ ধৰাত তেওঁ চিএৰ মাৰিক'লে, হে প্ৰভু, মোক বক্ষা কৰক।

তেতিয়া যীচুৰে হাত মেলি, তেওঁক ধৰি ক'লে, হে অন্ধবিশ্বাসী তুমি কিয় সংশয় কৰিলা? পাছে তেওঁলোক নাৰত উঠিলত বতাহ গুচিল।

মঘি ১৪:২৪-৩২

মই শেষৰ পদটোত গুৰুত্ব আৰোপ কৰিছো কাৰণ এই বাক্যাংশত শক্ৰৰ আচনিব প্রতি মই আৰু আপুনি ধ্যান দিয়াতো বিচাৰিছো। পিতৰে কেতিয়াও নকৰা কাম এটা যীচুৰ আদেশ মানি কৰিবলৈ খোজ আগবঢ়ালে। সঁচাকৈ ক'বলৈ গ'লে যীচুৰ বাহিৰে কোনোও কেতিয়াও এনে কাম কৰা নাছিল।

ইয়াৰ বাবে বিশ্বাসৰ প্ৰয়োজন!

বেছি সময় ধুমুহালৈ চাই থকাটো পিতৰৰ ভুল আছিল। তেওঁ ভয় খালে। সন্দেহ আৰু অবিশ্বাসে তেওঁক হেঁচা মাৰি ধৰিলৈ আৰু তেওঁ ডুবিবলৈ আৰস্ত কৰিলৈ। তেওঁক বক্ষা কৰিবৰ কাৰণে যীচুক চিএৰিলৈ আৰু তেওঁ বক্ষা কৰিলৈ। কিন্তু লক্ষ্য কৰক পিতৰে নাৱাঁত উঠাৰ লগে লগে ধুমুহা শান্ত হ'ল।

ৰোমীয়া ৪:১৮-২১ পদ মনত পেলাওক য'ত আৱাহামে তেওঁৰ অসম্ভৱ পৰিস্থিতিক বিবেচনা কৰোতে অস্থিৰ হোৱা নাছিল? আৱাহামে দেহৰ অৱস্থা জানিছিল, কিন্তু মই নাভাবো তেওঁ সেই বিষয়ে চিন্তা কৰিছিল বা সেই বিষয়ে সকলো সময়ত পিতৰৰ দৰে কথা পাতিছিল। আপুনি আৰু মই আমাৰ পৰিস্থিতিৰ বাবে সজ্ঞাগ হ'ব পাৰো তথাপিও, ইচ্ছাকৃত ভাৱে কিছুমান কথাত মন দিয়াত আমাক গঢ়িৰ আৰু আমাৰ বিশ্বাস জ্ঞানেৰে পূৰ্ণ কৰিব।

সেয়ে আৱাহামে ঈশ্বৰৰ প্ৰশংসা আৰু গৌৰৰ কৰাত ব্যস্ত্য হৈ আছিল। আমি অশুভ পৰিস্থিতিটো যেতিয়া যিটো শুন্দ বুলি জানি অবিৰাম ভাৱে কৰো, তাৰ দ্বাৰাই আমি ঈশ্বৰৰ

গৌৰৰ কৰো। ইফিচীয়া ৬:১৪ পদে আমাক শিকায় যে আত্মিক যুদ্ধৰ সময়ত আমি ধাৰ্মিকতাৰ বুকুবৰি বাঞ্ছি ল'ব লাগে।

যেতিয়া আপোনাৰ জীৱনলৈ ধূমুহা আহে, দুটা গেৰুৱা গাঁতত সোমাই, আপোনাৰ মুখ বজ্জ শিলৰ দৰে হয়, তেতিয়াও আপুনি নাৰঁব পৰা বাহিৰত থাকিবলৈ পৱিত্ৰ আত্মাত ভৰসা কৰক! যি মৃত্তুততে আপুনি শান্ত হৈ নিৰাপদ আৰু সুৰক্ষিত স্থানত উপস্থিত হ'ব, লগে লগে ধূমুহা শান্ত হ'ব।

আপোনাক আতঙ্কিত কৰিবলৈ চয়তানে আপোনাৰ জীৱনলৈ ধূমুহা আনে। ধূমুহাৰ সময়ত মনত ৰাখক আপোনাৰ মনেই যুদ্ধক্ষেত্ৰ। আপোনাৰ চিন্তা বা অনুভৱৰ ওপৰত ভৰসা কৰি সিদ্ধান্ত নল'ব, কিন্তু আপোনাৰ আত্মাৰে পৰীক্ষা কৰক। যেতিয়া আপুনি এইদৰে কৰিব তেতিয়া আৰম্ভণিতে আপোনাৰ যি দৰ্শন আছিল সেই একে দৰ্শনেই বিচাৰি পাৰ।

### দ্বিধাগ্রস্তক প্ৰশ্নয় নিদিব

কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গবিহনা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি সঁশ্বৰ, তেওঁক তেওঁ যাচনা কৰক, তাতে তেওঁক দিয়া হ'ব।

কিন্তু নিঃসংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে, তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উত্তুৱা সাগৰৰ টো এটাৰ নিচিনা হয়।

এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাৰ, ইয়াক তেওঁ নাভাৰক।

যাকোৰ ১:৫-৭

মোৰ পালক, বিক্ চেণ্টনে তেওঁৰ নিজৰ বিয়য়ে কৈছিল, কেনেকৈ বাইবেল কলেজৰ পৰা স্নাতক পাচ কৰাৰ পাচত তেওঁ কি কৰিব সিদ্ধান্ত ল'বলৈ চেষ্টা কৰোতে বিমোৰত পৰিছিল। স্নাতক উপাধি লাভ কৰাৰ পাচত *St. Louis, Missouri* লৈ ঘূৰি গৈ স্থানীয় গীৰ্জা আৰম্ভ কৰিবলৈ তেওঁৰ যি ইচ্ছা আছিল তাক কৰিবলৈ সঁশ্বৰে তেওঁৰ অন্তৰত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। যেতিয়া যোৱাৰ সময় হ'ল সন্তৱতঃ তেওঁৰ হাতত পথগুশ ডলাৰ আছিল আৰু তেওঁৰ পত্নী, এটা সন্তান আৰু এটা সন্তান অহাৰ পথত আছিল। প্ৰত্যক্ষ ভাবে তেওঁৰ পৰিস্থিতি ভাল নাছিল।

এই সিদ্ধান্তটো কাৰ্য্যকৰী কৰিবলৈ চেষ্টা কৰাৰ সময়তে, ভালদৰে প্ৰতিস্থিত দুটা ডাঙৰ মিনিস্ত্ৰিৰ পৰা বিয়য়া হিচাপ কাৰ্য্যভাৱ থহণ কৰিবলৈ তেওঁ সুবিধা পালে। তেওঁৰ দৰমহা

ভাল হ'লহেতেন। মিনিস্ত্রি যোগদান কৰাটো খুব আকৰ্ষণীয় আছিল একো নহ'লেও অস্ততঃ যি কোনো এটাত কাম কৰিলে তেওঁৰ আত্মসম্মানক দৃঢ় কৰিব পাৰিলে হয়। যিমানেই তেওঁ বিবেচনা কৰিছিল সিমানেই তেওঁ বিমোৰত পৰিছিল। (এনে লাগিছিল *Mr. Doubt* তে যেন তেওঁক চাৰলৈ আছিল)

এটা সময়ত তেওঁ কি কৰিব বিচাৰিছিল সঁচৈকৈয়ে সেই বিষয়ে জানিছিল আৰু এতিয়া তেওঁ দুটাৰ মাজত দোধোৰ-মোধোৰ অৱস্থাত। যিহেতু *St. Louis* লৈ ঘূৰি যাবলৈ তেওঁৰ পৰিস্থিতি সুবিধাজনক নাছিল, সেয়ে যিকোনো এটা সুবিধা গ্ৰহণ কৰিবলৈ প্ৰলোভিত হৈছিল, কিন্তু কাৰ্য্যকৰী কৰা বিষয়ত তেওঁ শান্তি লাভ কৰিব পৰা নাছিল। শেষতে তেওঁক কামৰ প্ৰস্তাৱ দিয়া পালক এজনৰ উপদেশ বিচাৰিলে আৰু মানুহজনে জ্ঞানেৰে বিবেচনা কৰি ক'লে, “কৰবালৈ যোৱা, নীৰৰ আৰু স্থিৰ হোৱা তাৰ পাচত তালৈ ঘূৰি নাচাৰা। তোমাৰ হৃদয়লৈ লক্ষ্য কৰি কি আছে চোৱা আৰু কৰা।”

যেতিয়া তেওঁ পালকৰ উপদেশ মানিলে তেতিয়া তৎক্ষণাত *St. Louis* ব গীৰ্জা তেওঁ তেওঁৰ হৃদয়ত বিচাৰি পালে। তেওঁৰ হাতত যি আছিল তাৰে তেওঁ কেনেকৈ কৰিব জনা নাছিল, কিন্তু তেওঁ বাধ্যতাৰে আগবঢ়িল আৰু তাৰ ফলাফল আচর্যজনক হ'ল।

আজি *St. Louis Missouri. Life Christian Center* ব প্ৰতিষ্ঠা কৰা *Rick Shelton* এজন জ্যেষ্ঠ পালক। বৰ্তমানে গোটেই পৃথিবীতে প্ৰচাৰ কাৰ্য্য কৰা *Life Christian Center* ত প্ৰায় তিনি হাজাৰ মানুহ আছে। এই পৰিচৰ্যাৰ মাধ্যমেৰে কেইবছৰমানৰ ভিতৰতে বহু হাজাৰ জীৱন পৰিৱৰ্তন আৰু আশীৰ্বাদ প্ৰাপ্ত হৈছিল। মই পাঁচ বছৰ তাত সহকাৰী পালক আছিলো আৰু সেই সময়তে মোৰ পৰিচৰ্যা, বাক্যৰ মাজত জীৱনে (*Life In The Word*) জন্ম লাভ কৰিছিল। যদি পালক চেলটনে হৃদয়ৰ পৰিৱৰ্তনে নিজৰ চিন্তা শক্তিৰ দ্বাৰাই পৰিচালিত হ'লহেতেন, তেন্তে ভাৰি চাওঁক সন্দেহ আৰু অবিশ্বাসৰ মাজেৰে চয়তানে কিমানখিনি কাঢ়ি ল'লে হয়।

## সন্দেহ বাচি লোৱা হয়

পাছে ৰাতিপুৰা নগৰলৈ ঘূৰি আহোতে তেৰে ভোক লাগিল, এনেতে বাটৰ কাষত  
এজোপা ডিমৰু গছ দেখি, ওচৰলৈ গৈ পাতৰ বাহিৰে একো নাপাই, তাক ক'লে,  
এতিয়াৰ পৰা তোৰ আৰু কেতিয়াও ফল উৎপন্ন নহওক।

তেতিয়া সেই ডিমৰু গছজোপা শুকাই গ'ল। শিয়্যবিলাকে তাকে দেখি বিস্ময়  
মানি ক'লে, ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ'ল?

তাতে যীচুৱে উত্তৰ দি তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ,  
তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা, তেন্তে কেবল ডিমৰু গছকে এইদৰে  
কৰিব পাৰিবা, এনে নহয়, কিন্তু এই পৰ্বতটোকো যদি কোৱা, ইয়াৰ পৰা উঠি  
সাগৰত পৰাগৈ, সিও হ'ব।

আৰু বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি যি খোজা সকলোকে পাৰা।

মধ্য ২১:১৮-২২

যেতিয়া তেওঁৰ শিয়্যসকলে আঁচৰিত হৈ তেওঁক সুধিলে কেনেকৈ মাত্ৰ বাক্যৰ দ্বাৰাই  
তেওঁ ডিমৰু গছজোপা ধৰংস কৰিবলৈ সক্ষম হ'ল, তেওঁ সাৰাংশে তেওঁলোকক ক'লে,  
“যদি তোমাৰ বিশ্বাস থাকে আৰু সন্দেহ নাথাকে, ডিমৰু গছৰ কাৰণে যি কৰিছিলো  
তোমালোকেও সেই একে কাৰ্য্য কৰিব পাৰিবা আৰু আনকি তাতকৈও মহৎ কাৰ্য্য কৰিবা।”  
(মোহন ১৪:১২)

আমি ইতিমধ্যে সুদৃঢ় কৰিছো যে বিশ্বাস ঈশ্বৰৰ অনুগ্রহ, সেয়ে আমি জানো যে আমাৰ  
বিশ্বাস আছে (ৰোমীয়া ১২:৩)। কিন্তু সন্দেহ বাচিলোৱা হয়। এয়া আমাৰ মনৰ বিপৰীতে  
চয়তানৰ যুদ্ধৰ পৰিকল্পনা।

যদিওবা আপুনি আপোনাৰ চিন্তা নিৰ্বাচন কৰিব পাৰে, যেতিয়া আপোনাৰ মনলৈ সন্দেহ  
আহে তেতিয়া এইটো কিহৰ কাৰণে হৈছে বুজিবলৈ শিকিব লাগে, আৰু কওঁক “দূৰ হৈ যা  
ধন্যবাদ” বিশ্বাস কৰি যাওঁক

নিৰ্বাচন কৰাটো আপোনাৰ নিজৰ!

### অবিশ্বাস মানে অবাধ্যতা

পাছে তেওঁলোক লোকসমূহৰ ওচৰলৈ আহিলত এজন মানুহে তেওঁৰ ওচৰলৈ  
আহি, তেওঁৰ আগত আৰ্থু লৈ ক'লে,

হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক, কাৰণ সি আঁৰৰীয়া হৈ অতিশয় দুখ  
পাইছে, কিয়নো সি বাৰে বাৰে জুইত, আৰু বাৰে বাৰে পানীত পৰে।

পাছে মই আপোনাৰ শিয়্যবিলাকৰ ওচৰলৈ তাক আনিছিলো, কিন্তু তেওঁলোকে  
তাক সুস্থ কৰিব নোৱাৰিলে।

তাতে যীচুৱে উত্তৰ দি ক'লে, হে অবিশ্বাসী আৰু সপথে যোৱা বৎশ, মই কিমান

কাল তোমালোকৰ লগত থাকিম ? কিমান কালনো তোমালোকক সহিম ? তাক ঘোৰ ইয়ালৈ আনা ।

তেতিয়া যীচুৱে ভুতক ডবিয়ালত সি তাৰ পৰা ওলাই গ'ল, আৰু সেই মুহূৰ্তৰে পৰা ল'বাটো সুষ্ঠ হ'ল ।

তেতিয়া শিয়বিলাকে বিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, আমি নো তাক কিয় খেদাৰ নোৱাৰিলোঁ ?

তাতে তেওঁ তেওঁলোকক ক'লৈ, তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে ।

মথি ১৭:১৪-২০

মনত ৰাখিব অবিশ্বাসে অবাধ্যতালৈ আগুৱাই নিয়ে ।

তথাপি যীচুৱে শিয়বিলাকক এই বিষয়ে কিছু কথা শিকালে, আৰু তেওঁলোকৰ অবিশ্বাসৰ কাৰণেই তেওঁলোক যীচুৰ অবাধ্য হয়, সেয়ে, তেওঁলোক অকৃকার্য হয় ।

যিকোনো ক্ষেত্ৰত, মূল কথা হ'ল যে অবিশ্বাস, সন্দেহৰ দ্বাৰাই হয়, যিহৰ বাবে ঈশ্বৰৰ আহুন আৰু জীৱনত আমাক কাৰ্য কৰিবৰ বাবে অভিশেষ কৰাৰ পৰা আত্মাই বাখে । তেওঁ বিচৰাৰ দৰে আমাৰ আত্মাই তেওঁত বিশ্বাম লৈ আনন্দ উপভোগ কৰি শান্তি লাভ কৰাৰ অভিগ্যতাৰ পৰাৰ ই আমাক আত্মাই বাখে (মথি ১:২৮-২৯)

### বিশ্বামৰ দিন

এতেকে কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয় (আনকি যিসকল লক্ষ্যহীন ভাৱে ঘূৰি ফুৰে) এই কাৰণে আমি সেই বিশ্বামত সোমাবলৈ যত্ন কৰোহক (আমাৰ কাৰণে ঈশ্বৰৰ এই অভিজ্ঞতা আছে আৰু জানে) ।

ইঁৰী ৪:১১

আপুনি যদি ইঁৰী কিতাপৰ চতুৰ্থ অধ্যায়টো সম্পূৰ্ণকৈ পঢ়ে, তেতিয়া ঈশ্বৰত বিশ্বাস কৰা মানুহৰ কাৰণে সহজলভ্য বিশ্বামৰ দিনৰ কথা কোৱা বিচাৰি পাৰ । পুৰণি দিনৰ গুৰুত্বপূৰ্ণ চুক্তি অনুযায়ী বিশ্বাম দিনটো বিশ্বাম দিন হিচাপেই পালন কৰিছিল । নতুন গুৰুত্বপূৰ্ণ চুক্তি অনুযায়ী এই বিশ্বাম দিনটো আত্মিক বিশ্বামৰ স্থান বুলি কোৱা হৈছে । প্ৰত্যেকজন বিশ্বাসীৰ কাৰণে এইটো এটা সুবিধা সকলো দুচিন্তা আৰু অশান্তি প্ৰত্যাখ্যান কৰিবলৈ । বিশ্বাসী হিচাপে আপুনি আৰু মই ঈশ্বৰৰ শান্তিত প্ৰৱেশ কৰিব পাৰো ।

ইংৰী ৪:১১ পদটো সুস্থ ভাবে লক্ষ্য কৰিলে বিশ্বাসৰ অবিহনে আমি যে বিশ্রামত প্ৰেশ কৰিব নোৱাৰো এই কথা প্ৰকাশ পাইছে, অবিশ্বাস আৰু অবাধ্যতাৰ মাজেৰে আমি ইয়াক দোষৰ শাস্তি স্বৰূপে পাওঁ। অবিশ্বাসে আমাক “লক্ষ্যহীন জীৱন ধাৰণ” ত বাঞ্ছি বাখে, কিন্তু যীচুৰে আমাক চিৰহায়ী বিশ্রামৰ স্থান দান কৰিছে, যিজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকে কেৱল তেওঁহে তাত বসতি কৰিব পাৰিব।

### বিশ্বাসৰ পৰা বিশ্বাসত জীয়াই থকা

কিয়নো তাত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে; এই বিষয়ে লিখাও আছে, ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ।

ৰোমীয়া ১:১৭

এটা ঘটনা মোৰ মনত পৰে যিটোৱে স্পষ্টভাৱে মোক নিজৰ ঘৰৰ কথা মনত পেলায়। এদিন গধুলি কিছুমান ঘৰৱা কাম কৰিবলৈ ঘৰটোৱ চাৰিওফালে ঘূৰি আছিলো আৰু মই অতি অসহ্য হৈ পৰিছিলো। কাৰণ মই কোনো আনন্দ অনুভৱ কৰা নাছিলো মোৰ অস্তৰত কোনো শাস্তি নাছিল। মই ঈশ্বৰক কেৱল শুধিছিলো, “মোৰ কি হৈছে?” মই প্ৰায়ে তেনে অনুভৱ কৰো আৰু সঁচাকৈয়ে মোৰ সমস্যা কি জানিবলৈ চেষ্টা কৰো। যীচুৰ সামৰিধ্যত চলি থাকোতে যি শিকিছিলো সেই সকলো মই মানি চলিবলৈ চেষ্টা কৰিছিলো, কিন্তু কিবা কথাৰ সঁচাকৈয়ে অভাৱ যেন লাগিছিল।

সেই সময়তে মোৰ ফোনটো বাজি উঠে আৰু যেতিয়া মই কথা পাতি আছিলো তেতিয়া কোনোবাই মোলৈ পঠিওৱা বাইবেলৰ বাক্য লিখা কাৰ্ডৰ বাকচত মোৰ বৃঢ়া আঙুলিটো লাগে মই প্ৰকৃততে সেইবোৰে এটাও চোৱা নাছিলো, ফোনত কথা পাতি থাকোতে এনেয়ে লিবিক-বিদাৰি আছিলো। যেতিয়া মই বাকচৰ ভিতৰত থকা কাৰ্ড চাব খুজিলো, তেতিয়া তাৰ পৰা কিবা উৎসাহিত কৰা কাৰ্ড পাম বুলি ভোবি ওলট-পালট কৰি এখন কাৰ্ড বাচি ল'বলৈ সিদ্ধান্ত কৰিলো।

মই ৰোমীয়া ১৫:১৩ পদটো টানি উলিয়ালো, এতেকে তোমালোক পৰিত্র আত্মাৰ মহিমাৰে যেন আশাত উপচি পৰা, এই কাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শাস্তিৰে পৰিপূৰ্ণ কৰক।

মই এই কথাখনি চালো!

মোৰ গোটেই সমস্যা আছিল অবিশ্বাস আৰু সন্দেহ। চয়তানৰ সকলো মিছাক বিশ্বাস কৰি মই নিজকে অসুখী কৰিছিলো। মই বিপৰীত মুখী হৈছিলো। মই বিশ্বাস নকৰাৰ কাৰণে

শান্তি আৰু আনন্দ লাভ কৰিব পৰা নাছিলো। অবিশ্বাসত জীয়াই থাকি শান্তি আৰু আনন্দ লাভ কৰাটো অসম্ভৱ আছিল।

চয়তানত নহয় কিন্তু ঈশ্বৰত বিশ্বাস কৰিবলৈ সিদ্ধান্ত লওঁক।

বিশ্বাসৰ ওপৰি বিশ্বাসত থাকিবলৈ শিকক। বৌমীয় ১:১৭ পদৰ মতে এয়ে উপায় ঈশ্বৰৰ ধার্মিকতা প্ৰকাশ কৰিবলৈ বিশ্বাসৰ পৰা বিশ্বাসলৈ জীয়াই থকাৰ পৰিৰত্বে ঈশ্বৰে মোলৈ প্ৰকাশ কৰিব লগা হৈছিল, যে মই প্ৰায়ে বিশ্বাসৰ পৰা সন্দেহত, সন্দেহৰ পৰা অবিশ্বাসত জীয়াই থাকিব লগা হৈছিল। তাৰ পাচত মই আকো অলপ সময়ৰ কাৰণে বিশ্বাসলৈ ঘূৰি যাও আৰু তাৰ পাচত পুনৰ সন্দেহ আৰু অবিশ্বাসলৈ। অগা-পিচা কৰি থাকি মই এটাৰ পৰা আনটোলৈ যাওঁ। সেয়েহে মোৰ জীৱনত আধিক সমস্যা আৰু অশান্তি আছিল।

মনত ৰাখক যাকোব ১:৭-৮ পদ অনুযায়ী, দুইনাৱঁত দুই ভৰি দিয়া মানুহ সকলো পথতে অস্তিৰ হয় আৰু ঈশ্বৰৰ পৰা যি বিচাৰে সেয়া কেতিয়াও লাভ নকৰে। দুইনাৱঁত দুই ভৰি দিয়া মানুহ নহ'বলৈ মন স্থিৰ কৰক, আৰু সন্দেহত জীয়াই নাথাকিব।

আগোনাৰ জীৱনৰ কাৰণে ঈশ্বৰৰ মহৎ আঁচনি আছে। মিছাৰ দ্বাৰাই চয়তানক আগোনাৰ পৰা সেই আচনি কাঢ়ি নিবলৈ নিদিব। তাৰ পৰিৱৰ্তে মনৰ তর্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধ উথাপিত হোৱা ওখ বিষয় সকলাকে ভাঙি পেলাই সকলা ‘কল্পনাক বন্দী কৰি, খীষ্টৰ আজ্ঞাধীন কৰিছো।’ (অভিধিক্ষেত্ৰ যীচুখ্রীষ্ট) (১ কৰিষ্টীয়া ১০:৫)



অধ্যায়

১২

## উৎকর্ণিত আৰু দুশ্চিন্তাগ্রস্ত মন

---

---



## উৎকঢ়িত আৰু দুশ্চিন্তাগ্রস্ত মন

উৎকঢ়া আৰু দুশ্চিন্তা দুয়োৱে আমাৰ মনক  
আক্ৰমণ কৰি স্টৰ্পৰক সেৱা কৰাৰ পৰা মনোযোগ  
আঁতৰাই। আমাৰ বিশ্বাস নাশ কৰিবলৈ শক্তৰে  
এই দুই মানসিক পীড়া ব্যৱহাৰ কৰে, যাতে বিশ্বাস  
জাগ্রত হৈ বিজয়ী জীৱনৰ কাৰণে সহায় কৰিব নোৱাৰে।

ক্রেতে এবা', কোপ তাগ কৰা, বেজাৰ  
নকৰিবা। কেৱল হালিহে হয়।

গীতমালা ৩৭:৮

কিছুমান মানুহৰ দুচিন্তাৰ পৰা ইয়ান সমস্যা থাকে যে তেওঁলোক আনকি নিজকে দুশ্চিন্তাৰ  
দ্বাৰা আসস্ক বুলি কয়। যদি তেওঁলোকৰ নিজৰ বিষয়ে কিবা চিন্তা কৰিব লগান নাথাকে,  
তেওঁলোকে আন কাৰোবাৰ পৰিস্থিতিৰ ওপৰত চিন্তা কৰে। মোৰো এই সমস্যা আছিল,  
সেয়ে এই অৱস্থা ব্যাখ্যা কৰিবলৈ মই ভালদৰে সক্ষম।

কাৰণ মই অবিৰাম কিছুমান কথাৰ বিষয়ে চিন্তা কৰিছিলো, সেয়ে যীচুৱে মোৰ বাবে  
মৃত্যু বৰণ কৰি যি শাস্তি দিছিল সেই আনন্দ মই কেতিয়াও উপভোগ কৰা নাছিলো।

একে সময়তে চিন্তা কৰি শাস্তিৰ থকাটো সম্পূৰ্ণ অসম্ভৱ কথা।

শাস্তি এনে কিছুমান কথা নহয় যিটো মানুহৰ ওপৰত প্ৰয়োগ কৰিব পাৰি; ই আঘাৰ ফল  
হয় (গালাতীয়া ৫:২২) আৰু ফল দ্বাক্ষালতাৰ ডালত লাগি থকাৰ পৰা উৎপন্ন হয় (মোহন  
১৫:৪) ইৰী চতুৰ্থ অধ্যায়ত আৰু আন আন স্টৰ্পৰ বাক্যত কোৱাৰ দৰে পালনকাৰী “স্টৰ্পৰ  
বিশ্বামত” প্ৰৱেশ কৰাৰ লগত সংযুক্ত।

দুচিন্তাৰ ব্যাখ্যা কৰা বাইবেলত বহুতো শব্দ আছে, আপুনি কোনটো অনুবাদ পঢ়িছে তাৰ  
ওপৰত নিৰ্ভৰ কৰে। *The King James Version* এই চিন্তা শব্দটা ব্যৱহাৰ নকৰে। তাৰ  
ওপৰিও (গীতমালা ৩৭:৮) পদত (*fret not*) “উৎকঢ়িত শব্দ”, আন ব্যাখ্যাত দুচিন্তাৰ  
বিপৰীতে সকিয়াই (মথি ৬:২৫) পদ “চিন্তা নকৰিবা” (ফিলিপীয়া ৪:৬) পদ “একোলৈ চিন্তা  
নকৰিবা” আৰু (১ পিতৰ ৫:৭) পদ “তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত  
পেলাই দিয়া।” বিষয়ৰ লগত সম্বন্ধিত বহুতো বেলেগ অনুবাদ আৰু বচনাশ্লেষী  
থকা *Amplified Bible* মই সাধাৰণতে ব্যৱহাৰ কৰো। বাকী অধ্যায়ৰ শিক্ষা সহজ কৰিবলৈ  
মই অৱস্থাক ‘দুৰ্ভাৱনা’ বুলি ব্যাখ্যা কৰিছো।

## দুর্ভারনাৰ সংজ্ঞা

ৱেষষ্ঠাৰে দুর্ভারনাৰ সংজ্ঞা এইদৰে দিছঃ “vi.1. অস্থিৰ বা অসুবিধা অনুভৱ কৰা ... vt 1. অনুভৱ কৰাৰ কাৰণ হ'ল উৎকঢ়িত, মনোকষ্ট, বা অসুবিধা ... n ... 2 বিৰক্ত হোৱাৰ উৎস।” ইয়াৰ সংজ্ঞা মহিও এইদৰে ব্যাখ্যা কৰো “শান্তি ভঙ্গ কৰা চিন্তাই এজনক মনোকষ্ট দিয়ে।”

যেতিয়া কোনোৰা এজনক শান্তি ভঙ্গ কৰা চিন্তাই মনোকষ্ট দিয়া দেখো, মই সেই মুহূৰ্ততে সিদ্ধান্ত লওঁ যে মই সেইবোৰতকৈ বুদ্ধিমান। প্রত্যেক খ্রীষ্টিয়ানেই এনে হয় বুলি মই বিশ্বাস কৰো। এনেই বহি থাকি মনোকষ্ট দিয়া সকলতকৈ বিশ্বাসীসকল বেছি জ্ঞনী বুলি মই ভাৰো।

দুর্ভারনাই কেতিয়াও ভাল নকৰে, সেয়ে কিয় এৰি নিদিও? আন এটা ব্যাখ্যাই মোক উৎসাহিত কৰে সেয়ে হ'লঃ “এটা জন্মৰে আনটো জন্মক দাঁতেৰে কামুৰি খামোচ মাৰি ধৰা আৰু জোকাৰি দিয়া বা থেকেচা বা বাবে বাবে কামুৰি বা হঠাতঃ কামোৰ মাৰি হায়ৰাণ কৰা।”<sup>১</sup>

এই ব্যাখ্যা বিবেচনা কৰি, তলত লিখা কথাখিনি প্রমাণ কৰিছো— ওপৰত ব্যাখ্যা কৰাৰ দৰেই চয়তানে আমাৰ দুর্ভারনাক ব্যৱহাৰ কৰে। যেতিয়া কেইধণ্টামানৰ কাৰণে মাত্ৰ আমাক দুর্ভারনাই আগুৰি ধৰে। সেই সময়ত আমি সঁচাকৈয়ে কেনে অনুভৱ কৰো। আমি এনে অনুভৱ কৰো যেন যেতিয়ালৈকে আমি সম্পূৰ্ণভাৱে ভাগি নপৰো আৰু চুৰ্ণ-বিচুৰ্ণ নহওঁ আমাক যেন কোনোৰাই ডিঙিত চেপা মাৰে আৰু জোকাৰি থাকে। এই ব্যাখ্যাত কৰাৰ দৰে বাবে বাবে কামোৰা আৰু কামোৰিবলৈ চেষ্টা কৰাই বাবে বাবে মনলৈ অহা ভাববোৰক কাৰ্য কৰিব নিদিয়ে।

মনৰ ওপৰত সঁচাকৈয়ে দুর্ভারনা চয়তানৰ পৰা হোৱা আক্ৰমণ। বিশ্বাসীসকলক তেওঁলোকৰ মনে কিছুমান কথা কৰিবলৈ নিৰ্দেশ দিয়ে, কিন্তু শক্রৰে তেওঁলোকে যাতে সেই কাম কেতিয়াও কৰিব নোৱাৰে তাৰ বাবে নিশ্চিত হ'ব খোজে। সেয়ে চয়তানে কিছুমান ভুল চিন্তাবে মানসিক যুদ্ধক্ষেত্ৰত ব্যস্ত্য বাখিবলৈ চেষ্টা কৰে যাতে ঈশ্বৰে যি উদ্দেশ্যৰে ইয়াক পৰিচালনা কৰে তাৰ প্ৰতি তেওঁৰ মন যেন কেতিয়াও তাৰ মাজত ব্যস্ত্য হৈ নপৰে।

পিচৰ অধ্যায়ত মনে শুন্দভাৱে কাৰ্য কৰাৰ বিষয়ে আলোচনা কৰিম, কিন্তু দুর্ভারনা সঁচাকৈয়ে যে অপ্ৰয়োজনীয় সেই বিষয়ে আমি অধ্যয়ন কৰি যাওঁ।

যেতিয়া “দুর্ভারনাৰ আক্ৰমণ” হোৱা বুলি অনুভৱ কৰো। তেতিয়া মথি ৬:২৫-৩৪ পদ,

অতি আকর্ষণীয় অংশ পঢ়িবৰ বাবে। এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ইশ্বৰে আমাক কি কৈছে আমি ইয়াৰ বেলেগ বেলেগ পদত চাওঁ আহক।

### কোনো কথাতকৈ জীৱনটো ডাঙৰ নহয়নে ?

এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম, বা কি পান কৰিম ?  
এইবুলি প্রাণৰ, নহিঁন কি পিন্ধিম ? এইবুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰত  
কৈ প্রাণ আৰু বন্ধুতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে ?

মথি ৬:২৫

জীৱনটো অতি উচ্চ গুণেৰে অভিলাষিত যাক আমি প্ৰৱলতাৰে উপভোগ কৰো। যোহন ১০:১০ ঘীৱুৰে কৈছে, চোৰে কেৱল চুৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকে যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। চয়তানে বহুতো উপায়েৰে আমাৰ জীৱনটো ধৰংস কৰিবলৈ চেষ্টা কৰে— তাৰে এটা হ'ল দুৰ্ভাৱনা।

মথি ৬:২৫ পদত আমাক শিকাইছে যে জীৱনত চিন্তা কৰিব লগ্যা কোনো কথা নাই—  
কোনো বিষয়তেই। আমাৰ জীৱনত ইশ্বৰে যোগান ধৰা গুণগত বৈশিষ্ট্যবোৰ যথেষ্ট,  
সকলোবোৰ কথা সন্নিবিশিষ্ট কৰিবলৈ, কিন্তু এই কথাবোৰৰ কাৰণে যদি আমি চিন্তা কৰো,  
তেতিয়া হ'লে এই সকলোৰ ওপৰিও তেওঁ দিয়া জীৱনো আমি হেৰুৱাম।

### চৰাইতকৈ আপুনি বহু মূল্যবান নহয়নে ?

আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰে নবয়, নাদায় আৰু মেৰতো নচপায়, তথাপি  
তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ  
অঠিক মূল্যবান নোহোৱা নে ?

মথি ৬:২৬

চৰাইলৈ লক্ষ্য কৰি সময় অতিবাহিত কৰাটো আমাৰ সকলোৰে বাবে হয়তো ভাল সময়।  
সেয়ে ইশ্বৰে আমাক কৰিবলৈ কৈছে।

যদিও প্ৰতিদিনে নহয়, তথাপিও মাজে সময়ে আমাৰ পাখি থকা বন্ধুবোৰক কেনেকৈ  
যত্ন লয় লক্ষ্য কৰিবলৈ আৰু নিজকে মনত পেলাবলৈ সময় অতিবাহিত কৰাটো অতি

প্ৰয়োজন। তেওঁলোকে বাস্তৱিকতে নাজানে ইয়াৰ পিচৰ আহাৰ ক'ব পৰা আহিব, মই ব্যক্তিগত  
ভাৱে কেতিয়াও চৰাইক চিন্তাত ভাগি পৰি গছৰ ডালত বহি থকা দেখা নাই।

ইয়াৰ মুখ্য বিষয়টো সঁচাকৈয়ে অতি সাধাৰণ, “তোমালোক চৰাইবোৰতকৈ অধিক মূল্যবান  
নোহোৱা নে?”

যদিও আপোনাৰ দুৰ্ভগীয়া নিজস্ব ব্যক্তিত্বৰ সৈতে যুঁজ বাগৰ কৰি থাকিব পাৰে, তথাপি  
নিশ্চয়কৈ চৰাইতকৈ আপুনি যে অধিক মূল্যবান বিশ্বাস কৰিব পাৰে, আৰু সেয়ে, স্বৰ্গীয়  
পিতৃয়ে কেনেকৈ তেওঁলোকৰ যত্ন লয় চাওঁক।

### দুচিন্তা কৰি আপুনি কি লাভ কৰে?

তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?

মথি ৬:২৭

এই বিষয়ত চিন্তা কৰাটো যে অনাৱশ্যকীয় কথা স্পষ্ট হৈ পৰিছে। ই কোনো ভাল কাৰ্য  
সম্পন্ন নকৰে। যদি সেয়ে হয়, তেতিয়া কিয় দুচিন্তা কৰো? কিয় উদ্বিগ্ন হ'ব লাগে?

### কিয় উদ্বিগ্ন হ'ব লাগে?

বন্দুলৈ কিয় চিন্তা কৰা? পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, তাক ভাৰি ঢোৱা,  
সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে;

তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰে সৈতেও  
সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল।

এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ'ব, তাকো  
যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে হে অল্প-বিশ্বাসীবিলাক, তেওঁ তাতকৈ  
তোমালোকক ভূষিত নকৰিবনে?

মথি ৬:২৮-৩০

ঈশ্বৰৰ সৃষ্টিৰ এটা ব্যাখ্যা ব্যৱহাৰ কৰি, তেওঁ স্পষ্ট কৰিছে যে যদিও ফুলৰ একো  
নথকাত ইমান সুন্দৰভাৱে যত্ন লোৱা হৈছে আৰু দেখিবলৈ ইমান সুন্দৰ যে ই আনকি  
চলোমনৰ সকলো ঐশ্বৰ্য ঝান পেলাই, সেয়ে আমি সঁচাকৈয়ে বিশ্বাস কৰিব লাগে যে ঈশ্বৰে  
আমাৰ যত্ন লয় আৰু ঘোগান ধৰে।

## সেয়ে চিন্তিত বা উদ্বিঘ্ন নহ'ব।

এই হেতুক কি খাম ? কি পান কৰিম ? বা কি পিন্ধিৰ ? এইবুলি চিন্তা নকৰিবা।

মথি ৬:৩১

মই এই পদটো অলপ বেছি ব্যাখ্যা কৰিবলৈ আৰু এটা প্ৰশ্ন যোগ কৰিবলৈ ভাল পাওঁ,  
“আমি কি কৰিবলৈ গৈছো ?”

মই ভাবো চয়তানে দুষ্ট আঢ়াক পঠিয়াই যাৰ একো কাম নাথাকে কিন্তু বিশ্বাসী সকলৰ  
কাণত এই কথাশাৰী বাবে বাবে কৈ থাকিবলৈ। সিঁহতে কিছুমান কঠিন প্ৰশ্ন ডাঙি ধৰে আৰু  
বিশ্বাসীসকলে প্ৰশ্নৰ উন্নৰ বিচাৰি তেওঁলোকৰ বহুমূল্য সময় নষ্ট কৰে। চয়তানে অবিৰামভাৱে  
মনৰ যুদ্ধক্ষেত্ৰত যুদ্ধ চলাই থাকে, শ্রীষ্টিয়ান সকলক দীৰ্ঘ দিনৰ কাৰণে যুদ্ধৰ মুখামুখি কৰি  
ব্যস্ত্য বাখিবলৈ আশা কৰে।

৩১ পদৰ সেই অংশটো লক্ষ্য কৰক য'ত ঈশ্বৰে চিন্তিত বা উদ্বিঘ্ন নহ'বলৈ নিৰ্দেশ দিছে।  
মনত বাখিৰ অন্তৰৰ অধিক ভাবৰ পৰাহে মুখেৰে কথা ওলাই (মথি ১২:৩৪)। চয়তানে  
জানে যে আমাৰ মনলৈ যদি অধিক ভাবে ভূল চিন্তাবোৰ আহে, সেইবোৰ অৱশ্যেত আমাৰ  
মুখৰ পৰা ওলাবলৈ আৰম্ভ কৰিব। আমাৰ মুখৰ পৰা ওলোৱা শব্দবোৰ খুব গুৰুত্বপূৰ্ণ  
কাৰণ সেইবোৰে আমাৰ বিশ্বাস দৃঢ় কৰে— বা কিছুক্ষেত্ৰত আমাৰ বিশ্বাসৰ অভাৱ হয়।

## ঈশ্বৰক বিচাৰক, অনুগ্ৰহক নহয়

কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে, আৰু এই সকলোবোৰৰ যে  
তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।

কিন্তু তোমালোকে প্ৰথমে তেওঁৰ বাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই  
সকলোও তোমালোকক দিয়া হ'ব।

মথি ৬:৩২-৩৩

এইটো স্পষ্ট যে ঈশ্বৰৰ সন্তানসকল পৃথিৰীৰ সন্তানৰ দৰে নহয়। পৃথিৰীৰ মানুহ বস্তুৰ  
প্ৰতি আকৰ্ষিত, কিন্তু আমি ঈশ্বৰক বিচাৰো। তেওঁ প্ৰতিজ্ঞা কৰিছে যে যদি আমি সেইদৰে  
কৰো, আমাৰ কি প্ৰয়োজন তেওঁ জানে আৰু আমাক সেই সকলো দিয়ে।

আমি ঈশ্বৰক বিচাৰিবলৈ শিকিব লাগে কিন্তু তেওঁ হাতৰ কাৰ্য্যক নহয়।

আমাৰ স্বীকীয় পিতৃয়ে তেওঁৰ সন্তান সকলক ভাল বস্তু দিয়াত আনন্দ কৰে, কিন্তু তেতিয়াহে দিয়ে যেতিয়া আমি তাৰ পিচত নপৰো।

আমি খোজাৰ পূৰ্বেই আমাৰ কি প্ৰয়োজন ঈশ্বৰে জানে। আমি যদি সৰলভাৱে আমাৰ অনুৰোধবোৰ তেওঁক জনাও (ফিলিপীয়া ৪:৬) তেওঁ তেওঁৰ উপযুক্ত সময়ত সেই সকলো আমাক দিয়ে। আমাৰ আৱশ্যকাত চিন্তাই সহায় নকৰে। আনন্দাতেই আমাৰ উন্নতিত বাধা দিয়ে।

### এটা সময়ত এদিন লোৱা

এতেকে কাহিলৈৰ নিমিত্তে চিন্তা নকৰিবা; কিয়নো কাহিলৈয়ে নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে ঘথেষ্ট।

মথি ৬:৩৪

কাহিলৈ কি হ'ব চিন্তা কৰি এটা দিন অতিবাহিত কৰাক চিন্তা বা উদ্বিগ্নতাত থকা বুলি মই ব্যাখ্যা কৰিবলৈ ভাল পাওঁ। ঈশ্বৰে তেওঁৰ ঈচ্ছাৰ কাৰণে আমাক দিয়া সময় আমি ব্যৱহাৰ কৰিবলৈ শিকিব লাগে।

এতিয় আৰু ইয়াত জীৱনটো জীয়া থাকিবলৈ!

দুখৰ বিষয় যে বছতো মানুহে প্ৰতিদিন কেনেকৈ সম্পূৰ্ণভাৱে জীয়াই থাকিব লাগে নাজানে। কিন্তু তেওঁবিলাকৰ মাজৰ আপুনিও এজন হ'ব পাৰে। যীচুৱে কৈছে যে শক্র চয়তানে আপোনাৰ জীৱনটো ধৰ্মস কৰিবলৈ আহে (যোহন ১০:১০)। তাক কেতিয়াও তেনে কৰিবলৈ নিদিব। কালিৰ কাৰণে চিন্তা কৰি আজি দিনটো অতিবাহিত নকৰিব। আজি দিনটোত বছতো কথা হ'ব পাৰ, যাৰ বাবে আপোনাৰ সজাগতাৰ প্ৰয়োজন। আজি দিনটোৰ কাৰণে আপোনাৰ যি প্ৰয়োজন তাক নিয়ন্ত্ৰণ কৰিবলৈ ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ ওপৰত থাকে, কিন্তু কাহিলৈ যেতিয়ালৈকে নাহে তেতিয়ালৈকে কাহিলৈৰ কাৰণে অনুগ্ৰহ নাহে সেয়ে আজিদিনটোক অৱজ্ঞা নকৰিব।

### উদ্বিগ্ন বা বিৰক্ত নহ'ব

তোমালোকে একোলৈ চিন্তা নকৰিবা। কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা, ধন্যবাদ্যুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক।

ফিলিপীয়া ৪:৬

“দুচিন্তাৰ আক্ৰমণৰ” সয়ত এইটো এটা ভাল পদ বুলি বিবেচিত।

মুখেৰে ঈশ্বৰৰ বাক্য কোৱাটো মই শ্ৰেষ্ঠ বুলি অনুমোদিত কৰো। ই দুধৰীয়া তৰোৱাল যাক শত্ৰুৰ বিৰুদ্ধ দক্ষতাৰে প্ৰয়োগ কৰিব পাৰি (ইব্রী ৪:১২, ইফিচীয়া ৬:১৭) আক্ৰমণৰ সময়ত তৰোৱাল খাপত থকালৈকে একো লাভ নহয়।

ব্যৱহাৰৰ বাবে, ঈশ্বৰে আমাক তেওঁৰ বাক্য দিছে। এনে ধৰণৰ বাক্য মুখস্থ কৰক, সেয়ে শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যীচুৰে ব্যৱহাৰ কৰাৰ দৰে আপুনিও সেই অস্ত্ৰ ব্যৱহাৰ কৰক, সেয়ে হ'ল ঈশ্বৰৰ বাক্য।

### কল্পনাক পৰিহাৰ কৰক

আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উথাপিত হোৱা ওখ বিষয় সকলোকে ভাণি পেলাই, সকলো কল্পনাক বন্দী কৰি খ্ৰীষ্টৰ আজাধীন কৰিছোঁ।

২ কৰিচীয়া ১০:৫

যেতিয়া আপোনাৰ মনলৈ আনি দিয়া ভাৰ ঈশ্বৰৰ বাক্যৰ সৈতে নিমিলে তাৰ পৰিৱৰ্তে চয়তানক প্ৰতিৰোধ কৰাৰ ভাল উপায় হ'ল ঈশ্বৰৰ বাক্য কোৱা।

বিশ্বাসৰ দ্বাৰাই প্ৰতিৰোধ কৰিবলৈ, বিশ্বাসীৰ মুখেৰে ওলোৱা বাক্যই একমাত্ৰ কাৰ্যক্ষম অস্ত্ৰ যাক দুচ্চিন্তা আৰু উদ্বিঘাতাৰ বিৰুদ্ধে হোৱা যুদ্ধ জয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

### আপোনাৰ চিন্তাৰ ভাৰ ঈশ্বৰৰ ওপৰত দিয়ক।

ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উগ্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা। আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। সচেতন হোৱা, পৰ দি থাকা।

১ পিতৰ ৫:৬-৭

যেতিয়া শত্ৰুৰে আমাৰ ওপৰত সমস্যাবোৰ দিবলৈ চেষ্টা কৰে, তেতিয়া ঈশ্বৰৰ ওপৰত সকলো ভাৰ দিবলৈ আমাৰ সুবিধা হয়। বাক্যৰ ওপৰত নিৰ্ভৰ কৰা মানে প্ৰকৃততে সকলো সমস্যা পুতি দিয়া বা পেলায় দিয়া। আপুনি আৰু মই আমাৰ সমস্যাবোৰ ঈশ্বৰত পুতি পেলাব পাৰো বা পেলাই দিব পাৰো, মোক বিশ্বস কৰক, তেওঁ সেইবোৰ ধৰি ৰাখিব পাৰে। সেইবোৰৰ সৈতে কি কৰিব লাগে তেওঁ জানে।

নিজকে নম কৰা চিন্তাৰ বিষয় নহয় এই বাক্যাই আমাক জানিব দিয়ে। যি মানুহে চিন্তা কৰে তেওঁ তথাপি ভাবে যে কিবা উপায়েৰে তেওঁ তেওঁৰ সমস্যাৰ সমাধান কৰিব পাৰিব। চিন্তা হ'ল মনৰ চাৰিওফালে ঘূৰি ফুৰি পৰিস্থিতিৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰা। অহংকাৰী মানুহ নিজক লৈয়ে ব্যস্ত হৈ থাকে। আনহাতে নম মানুহ ঈশ্বৰৰ দ্বাৰাই পূৰ্ণ হয়। অহংকাৰী মানুহে চিন্তা কৰে, নম মানুহে অপেক্ষা কৰে।

আমাক কেৱল ঈশ্বৰে উদ্বাব কৰিব পাৰে আৰু আমি সেইটো জনাটো তেওঁ বিচাৰে, সেয়ে প্রত্যেক পৰিস্থিতিত আমি তেওঁত ভৱ্যা কৰিব লাগে আৰু তেওঁ দিয়া শান্তিৰ প্ৰৱেশ কৰিব লাগে।

### ঈশ্বৰত বিশ্রাম

হে আমাৰ ঈশ্বৰ, তুমি সিহঁতৰ বিচাৰ নকৰিবামে ? কিয়নো আমাৰ অহিতে সেই যি অতিশয় অধিকি লোকসমূহ আছিছ, সিহঁতৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সমৰ্থ নাই, আৰু কি কৰিব লাগিব তাক আমি নাজানো, কেৱল তোমালৈ চাই আছো।

২ বংশোৱলী ২০:১২

এই পদটি মই ভাল পাওঁ। এই ক্ষেত্ৰত তিনিটা কথা মানুহে নিশ্চয়কৈ অনুভৱ কৰে:

১। তেওঁলোকৰ শক্তিৰ বিৰুদ্ধে তেওঁলোকৰ কোনো ক্ষমতা নাই।

২। কি কৰিব তেওঁলোকে নাজানে।

৩। তেওঁলোকৰ দৃষ্টি ঈশ্বৰৰ ওপৰত কেন্দ্ৰীভূত কৰা প্ৰয়োজন।

সেই একে পেৰেগোফৰ ১৫ আৰু ১৭ পদত আমি দেখিছো যে যেতিয়া তেওঁলোকে ঈশ্বৰে কোৱা এই কথা বুজি পাই আৰু মুক্তভাৱে এবাৰ তেওঁ স্বীকাৰ কৰে:

তোমালোকে সেই অতিশয় অধিক লোকসমূহক দেখি ভয় নকৰিবা আৰু বিহুল নহবা, কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰবহে।

এই যুদ্ধত তোমালোকে যুদ্ধ কৰিব নালাগে, তোমালোকে শাৰী হৈ থিয় দি থাকি, তোমালোকৰ লগত থকা যিহোৱাই কৰা নিষ্ঠাৰ দেখিবা।

আমাৰ স্থিতি কি ? এয়া হ'ল যীচুত লাগি থকা আৰু তেওঁ দিয়া বিশ্রামলৈ প্ৰৱেশ কৰা। আনটো হ'ল ঈশ্বৰৰ ওপৰত আমাৰ দৃষ্টি ৰাখি অবিৰাম ভাবে তেওঁলৈ অপেক্ষা কৰা, তেওঁ যি কৰিবলৈ কয় কৰি আৰু আনহাতে মাংসিক ভাবে চলাৰ প্ৰতি “ভক্তিজনিত ভয়” বাখা।

ঈশ্বৰত বিশ্রাম লাভ কৰাৰ প্ৰতি মই এইদৰে ক'বলৈ ভাল পাওঁ, কোনো প্ৰতিবাদ নকৰাকৈ  
“ঈশ্বৰত বিশ্রাম” লাভ কৰাৰ দৰে আন কোনো কথা নাই।

ব্যাখ্যা কৰিবৰ কাৰণে এটা কাহিনী মই ক'ব খোজো, এবাৰ মই শুনিছিলো দুজন চিৱকাৰক  
তেওঁলোকে উপলব্ধি কৰাৰ দৰে বিশ্রামৰ ওপৰত চিৱ আকিবলৈ কৈছিল। এজনে পাহাৰৰ  
পিছফালে দূৰৈত শাস্তি, স্থিৰ হৃদৱ চিৱ আকিলে। আনজনে তীৱৰ বেগী জলপ্ৰপাতত হাউলি  
থকা এজোপা ভুজৰুক্ষৰ ডালৰ ওপৰত থকা চৰাইৰ বাহত জিৰাই থকা এটা চৰাইৰ চিৱ  
আকিলে।

কোনখন চিৱাই সচাকৈয়ে বিশ্রামক প্ৰদৰ্শন কৰিছে? দিতীয় চিৱখনে, কাৰণ বাধা  
নোহোৱাকৈ শাস্তিৰ নিচিনা আন কোনো কথা নাই। পথম চিৱাই গতিহীন অৱস্থা প্ৰদৰ্শন  
কৰিছে। ইয়াত যিটো দৃশ্য দেখুৱাইছেহয়তো ধুমুহাৰ বৰষুণ আদি নথকা, তালৈ গৈ চিৱ আকিবৰ  
বাবে মানুহজনক হয়তো উদগাইছিল। ই হয়তো সুন্দৰ দৃশ্য প্ৰকাশ কৰিছে, কিন্তু “ঈশ্বৰত  
বিশ্রাম” লাভ কৰা কথা প্ৰকাশ পোৱা নাই।

যীচুৱে কৈছে, মই তোমালোকলৈ শাস্তি এৰি যাওঁ, মোৰ শাস্তি তোমালোকক দিওঁ,  
জগতে যেনেকৈ দিয়ে, মই তেনেকৈ নিদিওঁ (যোহন ১৪:২৭)। তেওঁৰ শাস্তি আত্মিক শাস্তি,  
ধুমুহাৰ অবিহনে নহয় কিন্তু ধুমুহাৰ মাজেৰে যাওঁতে ঈশ্বৰত লাভ কৰা বিশ্রামে কাৰ্য্য কৰে।  
আমাৰ জীৱনৰ পৰা সকলো বাধা দূৰ কৰিবলৈ যীচু আহা নাছিল, কিন্তু তাৰ পৰিবৰ্তে আমাৰ  
জীৱনৰ ধুমুহাৰ সন্মুখীন হ'বলৈ তেওঁ আমাক বেলেগ উপাই দিছে। আমি তেওঁৰ যুঁৱলি  
আমাৰ ওপৰত ল'ব লাগিব আৰু তেওঁৰ পৰা শিক্ষা ল'ব লাগিব (মথি ১১:২৯)। তাৰমানে  
উপায়ৰ বাবে আমাক দিয়া শিক্ষা গ্ৰহণ কৰিব লাগিব, যদৰে তেওঁ জীৱনত প্ৰৱেশ কৰিছিল  
সেইদৰে কৰিবলৈ।

যীচুৱে চিন্তা কৰা নাছিল আৰু আমি চিন্তা কৰিব নালাগো।

আপুনি চিন্তা কৰিবলৈ এবাৰ পূৰ্বে যদি চিন্তা কৰিবলৈ একো নথকাত আপুনি বাট চাই  
থাকে, তেতিয়া হ'ল আপুনি যে বহু সময় অপেক্ষা কৰিব লাগিব মই হয়তো আপোনাক ক'ব  
লাগিব, কাৰণ সেই সময় হয়তো কেতিয়াও নাহিব। মই বিপৰীতমুখী নহওঁ। মই সত্যবাদী।

মথি ৬:৩৪ পদে আভাষ দিছে যে আমি কালিৰ কাৰণে চিন্তা কৰিব নালাগো কাৰণ  
প্ৰতিটো দিনৰ এনেও বহুতো সমস্যা থাকে। যীচুৱে নিজেই এইটো কৈছিল, আৰু তেওঁ  
নিশ্চয়কৈ বিপৰীতমুখী নাছিল। শাস্তিত থাকি ধুমুহাৰ মাজতো ঈশ্বৰে দিয়া বিশ্বাস উপভোগ  
কৰক, তেওঁৰ গৌৰৱ কৰক কাৰণ ই ঈশ্বৰে কৰা কাৰ্য্যক প্ৰমাণ কৰে।

## চিন্তা, চিন্তা, চিন্তা

কিছুমান কথা যাৰ বিষয়ে মই একো কৰিব নোৱাৰো বুলি জানিও সেই বিষয়ে চিন্তা কৰি মই মোৰ জীৱনৰ বহু বছৰ নষ্ট কৰিছিলো। সেই বছৰবোৰ ঘূৰাই পাবলৈ মই ভাল পালো হয় আৰু বেলেগ উপায়েৰে তাত প্ৰৱেশ কৰিবলৈ সক্ষম হ'লো হয়। অৱশ্যে আপোনাক ঈশ্বৰে দিয়া সময় এবাৰ পাৰ কৰিলো, তাক ঘূৰাই আনি কামবোৰ বেলেগ উপায়েৰে কৰা অসম্ভৱ।

আনহাতে মোৰ স্বামীয়ে কেতিয়াও চিন্তা নকৰে। মোৰ সৈতে চিন্তা নকৰাৰ বাবে আৰু ঈশ্বৰে যদি আমাৰ প্ৰয়োজনীয়তাৰোৰ পূৰ নকৰে তেনে নিৰাশাজনক সম্ভাৱনাৰ কথা মোৰ সৈতে নপতাৰ কাৰণে এনে সময় আছিল, যেতিয়া মোৰ তেওঁৰ ওপৰত খং উঠিছিল। উদাহৰণ স্বৰূপে মই পাকঘৰত বহি বিল আৰু চেকুকৰোৰ লৈ হতাশ হৈ পৰিছিলো, কাৰণ আমাৰ হাতত থকা টকাত কৈ দিব লগা বিলৰ টকা বেছি আছিল। সেই সময়ত দেবে হয়তো ওচৰৰ কোঠাত ল’ৰা-ছোৱালীৰ সৈতে খেলিছিল, সিহঁতে তেওঁৰ পিঠিত উঠ্য নমা কৰি থাকোতে তেওঁ টেলিভিচন চাই আছিল আৰু সিহঁতে তেওঁ চুলিত বৌলাৰ লগাইছিল।

কটু মাতেৰে তেওঁক কোৱা কথা মোৰ মনত পৰে “মই এই বিশৃঙ্খল কথাবোৰ ঠিক কৰিবলৈ চেষ্টা কৰোতে খেলি থকাৰ পৰিৱৰ্তে কিবা এটা কৰিবলৈ কিয় তুমি ওলাই নাহা।” যেতিয়া তেওঁ প্ৰত্যুন্নৰত কয়, “তুমি মোক কি কৰাটো বিচাৰা?” মই একো চিন্তা কৰিব পৰা নাছিলো। আমি আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ সময়ত তেওঁ কেনেকৈ আনন্দ কৰিবলৈ সাহস কৰিছিল ভাবি মোৰ খং উঠিছিল।

ঈশ্বৰে যে আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰে, তাৰ বাবে আমি আমাৰ কৰিবলগীয়া কৰিব লাগে (সেয়া হ’ল দশম ভাগ দিয়া, দান দিয়া, প্ৰাৰ্থনা কৰা আৰু ঈশ্বৰত বিশ্বাস বথা), আৰু সেয়ে ঈশ্বৰে তেওঁৰ কৰিবলগীয়াখনি অবিৰাম ভাবে কৰি থাকে, সেই কথা মোক মনত পেলাই দি দেবে মোক শাস্তি কৰায়। (মই এইটো স্পষ্ট কৰিব লাগিব যে মই যেতিয়া চিন্তা কৰো দেবে বিশ্বাস কৰে)। ল’ৰা-ছোৱালী আৰু দেৱৰ সৈতে মই কোঠালৈ যাও আৰু অলপ সময়ৰ পাচত আকো মনলৈ ভাববোৰ আহে — “কিন্তু এতিয়া আমি কি কৰিম? এই বিলবোৰ আমি কেনেকৈ পৰিশোধ কৰিম? যদি ...”

আৰু তেতিয়া মোৰ মনৰ পৰ্দাত এই সকলো দুঃটনা দেখো — বন্ধকী মাল বাজেয়াপ্ত কৰিবলৈ, গাড়ীখন নিজৰ স্বত্বলৈ ঘূৰাই অনা আৰু পাৰিয়াল আৰু বন্ধুৰ পৰা আৰ্থিক সহায় বিচাৰিলে তেওঁলোকৰ সন্মুখত লজিত হ’ব লাগিব আৰু বহতো। আপোনাব মনত তেনে ধৰণৰ “ছবি” বা তেনে ধৰণৰ চিন্তা অনবৰততে হৈ থাকে নে? অৱশ্যে আপোনালোকৰো হয়, নহ’লে সম্ভৱতঃ এই কিতাপখন নপঢিলে হয়।

চিন্তাৰ মাজত সোমাই পৰাৰ পাচত চয়তানে অলপ সময়ৰ কাৰণে মোক বিশুক্লতাৰ মাজলৈ লৈ যায় আৰু মই পুনৰ পাকঘৰলৈ গৈ বিল, কালকুলেটৰ আৰু চেকবুক আতঁৰাই পেলাও। মই যিমানেই সেইদৰে কৰো সিমানেই নিৰাশ হও। তাৰ পাচত আমি আকো সেই একে কথাই দোহাৰো। মোৰ সকলো ‘দায়িত্ব’ৰ কথা কৈ থাকোতে যেতিয়া দেব আৰু ল’ৰা-ছোৱালীবোৰে ভাল সময় উপভোগ কৰে মই খঙ্গত চিএগৰি উঠো।

মোৰ যি অভিজ্ঞতা সেয়া প্ৰকৃততে দায়িত্ব নহয়, সেয়া বিশেষভাৱে ঈশ্বৰৰ ওপৰত নিভাৰ কৰা কথাহো।

মোৰ বৈবাহিক জীৱনৰ প্ৰথমচোৱা ঈশ্বৰে দিয়া গধুলিবোৰ অৱাবতে নষ্ট কৰিছিলো। তাক অনুভৰ কৰি পিছলৈ এতিয়া ঘূৰি চাওঁ। তেওঁ আমাক দিয়া সময়বোৰ অমূল্য অনুগ্রহ। কিন্তু মই এইসকলো চয়তানক দিছিলো। আপোনাৰ সময় আপোনাৰ নিজৰ হয়। ইয়াক জ্ঞানেৰে ব্যৱহাৰ কৰক; আপুনি এইবোৰ এনেই যাব নিদিব।

ঈশ্বৰে আপোনাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰে, আৰু তেওঁ বেলেগ বেলেগ উপায়েৰে কৰে। তেওঁ আমাক ভাগি পৰিব নিদিয়ে, এটা সময়তো নিদিয়ে। ঈশ্বৰ বিশ্বাসী হয়।

### চিন্তা নকৰিব ঈশ্বৰত বিশ্বাস ৰাখক

তোমালোকৰ স্বভাৱ নিল্লোভ হওঁক, (লালসা, ধনলোভ, তীৰ কাম স্পৃহা, আৰু জাগতিক সম্পত্তিৰ কাৰণে চিন্তা অন্তৰ্ভুক্ত কৰি) তোমালোকৰ যি আছে, তাত সন্তুষ্ট হৈ থাকা (পৰিস্থিতি, আৰু তোমাৰ যি আছে তাৰ সৈতে) কিয়নো তেৰেঁ (ঈশ্বৰে) কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম সহায় অবিহনে। (মই কেতিয়াও) নেৰো, (মই কেতিয়াও) নেৰো (মই কেতিয়াও) সহায়ৰ বিনে কোনো ক্ষেত্ৰত নেৰো বা ত্যাগ নকৰে বা (তোমাক) হতাশাত নেৰো (মোৰ বিশ্বাস তোমাত দিও)। (সুনিশ্চিতভাৱে নেৰো !)

ইঞ্জী ১৩:৫

ঈশ্বৰে আপোনাৰ প্ৰয়োজনীয়তাবোৰ মাজেৰে আহি তাক পূৰ কৰিবনে নাই যেতিয়া এই বিষয়ে চিন্তা কৰে তেতিয়া আপুনি নিজকে উৎসাহিত কৰিবলৈ এই ওপৰোক্ত বাক্য ফঁকি অতি উৎকৃষ্ট।

এই বাক্যত ঈশ্বৰে আমাক জানিবলৈ দিছে যে আমি আমাৰ মনৰ চিন্তাধাৰা টকা পইচাৰ ওপৰত ৰখাৰ আৰু আমি নিজৰ কেনেকৈ যত্ন লম চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ আমাৰ

কাৰণে তেওঁ এই সকলো চিন্তা কৰে। তেওঁ কেতিয়াও আমাক অকৃতকাৰ্য হ'বলৈ নিদিয়ে বা  
ত্যাগ নকৰে বুলি প্রতিজ্ঞা কৰিছে।

আপুনি নিজৰ কৰিবলগীয়া কাৰ্য কৰক, কিন্তু ঈশ্বৰৰ কাৰ্য কৰিবলৈ চেষ্টা নকৰিব।  
আপুনি যদি সারধান নহয়, আপোনাৰ বোজাৰ ভাৰ গধুৰ হ'ব, আপুনি তাৰ ভৰত ভাগি  
পৰিব।

চিন্তা নকৰিব। যিহোৱাত ভৰসা বাখা (নিৰ্ভৰ কৰক, বিশ্বাস কৰক আৰু নিশ্চিত হওক)  
আৰু সু-কৰ্ম কৰা, দেশত বাস কৰা আৰু বিশ্বস্ততাৰ্কপ পথাৰত চৰা। (গীতমালা ৩৭:৩)

সেয়া ঈশ্বৰৰ প্রতিজ্ঞা হয়!

অধ্যায়

১৩

ন্যায় নির্ণয়কাৰী, সমালোচনামূলক  
আৰু সন্দেহজনক মন

---

---



# ন্যায় নির্ণয়কাৰী, সমালোচনামূলক আৰু সন্দেহজনক মন

অধ্যায়  
১৩

ন্যায় নির্ণয় কৰা, সমালোচনা কৰা আৰু সন্দেহৰ  
স্বত্ত্বাৰৰ কাৰণে মানুহৰ জীৱনলৈ বহুতো যন্ত্ৰণা  
আহে। এনেধৰণৰ শক্ৰৰ পৰা বহুতো সম্বন্ধ ধৰংস  
হয়। আকৌ এবাৰ কওঁ মনেই হৈছে যুদ্ধক্ষেত্ৰ।

তোমালোকে পৰৰ বিচাৰ নকৰিবা,  
তেহে তোমালোকৰো বিচাৰ কৰা  
নহ'ব।

মথি ৭:১

“মই ভাৰো” চিন্তা মাত্ৰ চয়তানে ব্যৱহাৰ কৰা  
অস্ত্ৰ হ'ব পাৰে মানুহক অকলশৰীয়া কৰিবৰ বাবে। যিজনে সকলো বিষয়তে নিজৰ মন্তব্য  
প্ৰকাশ কৰিব বিচাৰে তেনে মানুহে আনৰ প্ৰভাৱত আনন্দ লাভ নকৰে।

ব্যাখ্যা কৰিব গ'লে, মই এবাৰ এগৰোকী মহিলাক জানিছিলো। যাৰ স্বামী খুব ধনী ব্যৱসায়ী  
আছিল। তেওঁ সাধাৰণতে খুব মনে মনে থাকিছিল আৰু পত্নীয়ে তেওঁক কথাপতাটো  
বিচাৰিছিল। বহুত বিষয়ত তেওঁ বহুতো কথা জানিছিল। যেতিয়া তেওঁলোক মানুহৰ দলত  
আছিল আৰু যি বিষয়ত তেওঁৰ স্বামীৰ জ্ঞানসহকাৰে অৱিহণা যোগাব পৰা আস্তঃদৃষ্টি আছিল  
তেনে সময়ত আন এজনে সেই বিষয়ত কথোপকথন আৰণ্ত কৰাত পত্নীৰ খৎ উঠিছিল।  
তেওঁ জনা সকলো কথা তেওঁলোকক ক'ব পাৰিগোহৈতেনে, কিন্তু তেওঁ নক'লে।

এদিন সন্ধিয়া তেওঁ আৰু তেওঁৰ পত্নী পাৰ্টিৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পাচত, তাই  
তেওঁক তিৰঙ্গাৰ কৰি ক'লে, “তেওঁলোকে যি বিষয়ে কথা পাতি আছিল সেই বিষয়ে আপুনি  
জানে বুলি কিয় মুখ খুলি সেই মানুহখনিক নক'লে ? আপুনি তাত এনেয়ে বহি থাকি একো  
নজনাৰ দৰে কিয় অভিনয় কৰিছিল।”

তেওঁ উত্তৰ দিলে, “মই যি জানো ইতিমধ্যে মই জানো।” “মই মনে মনে থাকি শুনিবলৈ  
চেষ্টা কৰিছিলো যাতে আন সকলোৱে যি জানে যাতে তাক মই বিচাৰি উলিয়াব পাৰো।”

মই স্পষ্টভাৱে অনুমান কৰিব পাৰিছিলো যে তেওঁ কিয় ধনবান আছিল। তেওঁ জ্ঞানীও  
আছিল। কিছুমান মানুহে জ্ঞান অবিহনে ধন লাভ কৰে। সম্বন্ধ গঢ়ি তোলাতে বহুতো মানুহে  
জ্ঞান ব্যৱহাৰ নকৰাকৈয়ে বন্ধুত্ব কৰে।

ন্যায় নির্ণয়কাৰী, আকৌৰগোঁজ, আৰু কটু সমালোচনা কৰা এই তিনিটি উপায়ৰ দ্বাৰা  
সম্বন্ধত ব্যাঘাত জন্মে। চয়তানে অৱশ্যে আপোনাক আৰু মোক অকলশৰে থকা আৰু

প্ৰত্যাখ্যাত হোৱাটো বিচাৰে, যাতে এইক্ষেত্ৰত আমাৰ মনক আক্ৰমণ কৰিব পাৰে। আশাজনক ভাৱে এই অধ্যায়ে আমাক ভুল চিন্তাৰ প্ৰগালীক বুজিবলৈ সহায় কৰে তাৰ লগে লগে সন্দেহৰ সৈতে কেনেকৈ কাৰ্য্য কৰিব লাগিব শিকায়।

## বিচাৰ নিৰ্ণয় কৰাৰ সংজ্ঞা

পুৰণি আৰু নতুন নিয়মৰ শব্দৰ অভিধান *Vines' Expository* যে গ্ৰীক শব্দ “বিচাৰ কৰা” আংশিকভাৱে এইদৰে ব্যাখ্যা কৰিছে “আনৰ ভুলৰ ওপৰত সিদ্ধান্ত লোৱা” আৰু দোষী সাব্যস্ত কৰাৰ অভিমত ব্যক্ত কৰা।<sup>১</sup> সেই একে উৎসৰ মতে গ্ৰীক শব্দ ‘বিচাৰ’ক আংশিকভাৱে এইদৰে ব্যাখ্যা কৰিছে “মতামত ব্যক্ত কৰা” আৰু দণ্ডজ্ঞা ঘোষণা কৰা শব্দৰ অভিমত ব্যক্ত কৰা।<sup>২</sup>

দোষী সাব্যস্ত কৰা বা দণ্ডজ্ঞা ঘোষণা কৰাৰ স্বত্ব কেৱল ঈশ্বৰৰ হে হয়, আমি যেতিয়া আনৰ বিচাৰ কৰো, তেতিয়া আমি তেওঁৰ জীৱনত ঈশ্বৰতকৈ নিজক উচ্চ স্থানত বাহিৰ খোজো।

আপোনাৰ বিষয়ে মই নাজানো, কিন্তু মোৰ ওপৰত ই “ঈশ্বৰৰ প্ৰতি ভয়” উৎপন্ন কৰে। মোৰ বহুতো সহ্য শক্তি আছে, কিন্তু মোৰ ঈশ্বৰ হ'বলৈ চেষ্টা কৰাৰ আগ্ৰহ নাই! মোৰ ব্যক্তিগত বৈশিষ্ট্যত এবাৰ এইক্ষেত্ৰত বহুতো সমস্যা হৈছিল আৰু মই বিশ্বাস কৰো ঈশ্বৰে মোক শিকোৱা কিছুমান কথা মই আপানালোকৰ সৈতে আলোচনা কৰিব পাৰো যি আপোনালাকক সহায় কৰিব।

সমালোচনা, অভিমত আৰু বিচাৰ কৰা এই সকলোৱে এটা সমৰ্পণ আছে যেন লাগে, সেয়ে আমি এটা ডাঙৰ সমস্যাৰ দৰে একেলগে এইবোৰ কথা আলোচনা কৰিম। মই কৃত সমালোচনা কৰা ব্যক্তি কাৰণ মই সদাই কি শুন্দ চোৱাৰ পৰিৱৰ্তে কি ভুল সেইটোহে চাওঁ। আনতকৈ কিছুমান ব্যক্তিগত বৈশিষ্ট্যত এই ভুলবোৰ বেছি থাকে। কিছুমান খুব বৰ্ণিয়াল ব্যক্তিত্বৰ মানুহে জীৱনত ‘আনন্দ বা ৰং-ধেমালীৰ বাহিৰে একো নিবিচাৰে, সেয়ে তেওঁলোকৰ আনন্দত ব্যাধাত জন্মাব পৰা কথাত সঁচাকৈয়ে বিশেষ ধ্যান নিদিয়ে। খুব মানসিক ক্ষুন্নতাৰ ব্যক্তিতাই বা নিয়ন্ত্ৰণ কৰিব পৰা ব্যক্তিতাই প্রায়ে কি ভুল সেইটো চাই, সৰ্বসাধাৰণতে এনেধৰণৰ ব্যক্তিত্বৰ মানুহে বিপৰীতমুখী মতামত ব্যক্ত কৰাত আৰু আনৰ প্ৰতি থকা দৃষ্টিভঙ্গীত উদাৰ হয়।

সকলো কথা পৰ্যবেক্ষণ কৰাৰ আমাৰ নিজৰ পদ্ধতি আছে বুলি আমি নিশ্চয় বুজিব লাগে। আমি কি ভাৰো মানুহক ক'বলৈ ভাল পাওঁ আৰু সেইটোৱে আচল বিষয়— মই কি

ভাৰো সেইটাৰে মোৰ কাৰণে শুন্দ, কিন্তু আপোনাৰ কাৰণে অৱশ্যে শুন্দ নহয় আৰু এইদৰে বহুতো। আমি অৱশ্যে সকলোৱে জানো যে “তেওঁ চোৰ কৰিবলৈ নহয়” এইটো সকলোৱে কাৰণে শুন্দ হয়, কিন্তু মই ইয়াত প্ৰকৃততে প্ৰতিদিনে হাজাৰ হাজাৰ শুন্দ বা ভুল কথাৰ সম্মুখীন হোৱাৰ কথা কৈছো, কিন্তু সাধাৰণ ভাৱে এইবোৰ ব্যক্তিগত পছন্দ। মই ইয়াত যোগ কৰিব পাৰো যে বাহিৰ প্ৰভাৱ নপৰাকৈ নিজৰ ইচ্ছাৰ দ্বাৰাই কৰিব পৰা এয়া মানুহে কৰা নিৰ্বাচন।

বহুতো কথাৰ কাৰণে মোৰ স্বামী আৰু মই গ্ৰহণ কৰা পথ অত্যন্ত বেলেগ। তাৰে এটা কথা হ'ল ঘৰ কেনেকৈ সজাম। ইয়াৰ মানে এইটো নহয় যে এজনে নিৰ্বাচন কৰা কোনো কথা আমি ভাল নাপাওঁ, কিন্তু আমি যদি একেলগে ঘৰৰ বস্তু কিনিবলৈ যাওঁ, এনে লাগে দেবে সদাই এটা বস্তু ভাল পায় আৰু মই কৰা বেলেগ এটা। কিন্তু কিয় ? কাৰণ সাধাৰণভাৱে আমি দুজন বেলেগ মানুহ। মোৰ দৰে তেওঁৰো মতামত ভাল হয় আৰু তেওঁৰ দৰে মোৰো, এই সকলো সাধাৰণভাৱে বেলেগ।

মোৰ সৈতে সন্মত নোহোৱা কাৰণে দেবৰ যে ভুল নাছিল সেই কথা বুজিবলৈ মোৰ বহু বছৰ লাগিছিল। আৰু অৱশ্যে তেওঁৰ কিবা ভুল আছে বুলি যে মই ভাৰো সেই কথা তেওঁক জানিবলৈ দিলো। কাৰণ তেওঁ মোৰ মতামতত অংশীদাৰ নহয়। স্পষ্টভাৱে মোৰ দৃষ্টিভঙ্গী আমাৰ দুয়োৱে মাজৰ সংঘাৰ্ষৰ কাৰণ আৰু আমাৰ সম্মনক আঘাত কৰে।

### অহঙ্কাৰ আৰু ‘মই’ৰ সমস্যা

কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই তোমালোকৰ প্ৰত্যেকজনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক, কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গন্তীৰ মনেৰে বিবেচনা কৰক।

ৰোমায়া ১২:৩

বিচাৰ কৰা আৰু সমালোচনা কৰাৰ ফলত গভীৰ সমস্যাৰ সৃষ্টি হয় — সেয়া হ'ল অহংকাৰ। যেতিয়া ‘মই’ আমাৰ মাজত যিদৰে হোৱা উচিত তাতকৈ যদি ডাঙৰ হয়, তেতিয়া আমি আলোচনা কৰা সমস্যাৰ সদাই কাৰণ হয়। উচ্চমনা হোৱাৰ বিষয়ে বাইবেলে বাবে বাবে সাৰধান কৰিছে।

যেতিয়াই আমি এই ক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভ কৰো, এই বিষয়ে ঈশ্বৰে দিয়া অনুগ্ৰহৰ কাৰণেহে কেৰল হয়। আমি যদি উচ্চমনৰ হওঁ বা নিজৰ বিষয়ে অতিৰিক্ত মতামত থাকে, তেতিয়া

আনক অৱহেলা কৰিবলৈ আৰু আমাতকৈ তেওঁলোক “নিম্নখাপৰ” বুলি ভবাৰ কাৰণ হয়। এনে ধৰণৰ দৃষ্টিভঙ্গী বা চিন্তা ইশ্বৰৰ কাৰণে অতিৰিক্ত ঘৃণনীয় হয় আৰু আমাৰ জীৱনত ই শক্তিৰ কাৰণে বহুতো দুৱাৰ খুলি দিয়ে।

### পৰিত্ব ভয়

হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৰাজনক আকৌ সুস্থ কৰা, পাছেজানো তুমিও পৰীক্ষাত পৰা এই কাৰণ নিজক চাৰা।

তোমালোকে ইজনে সিজনৰ ভাৰ বৈ, খীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা।

কিয়নো কোনোৱে একো নহৈয়ো, যদি নিজকে বৰ মানে, তেন্তে তেওঁ নিজকেই ভুলায়।

গালতীয়া ৬:১-৩

আনৰ দুৰ্বলতাক লক্ষ্য কৰি আমি কেনেকৈ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰো সেই বিয়য়ে স্পষ্টভাৱে এই বাক্যত প্ৰকাশ পাইছে। এই বাক্য সমূহ যত্নেৰে পৰীক্ষা কৰাৰ মাধ্যমেৰে আমি নিজৰ মাজত বক্ষণা-বেক্ষণ কৰি বৰ্খা মানসিক দৃষ্টিভঙ্গীক ই আগুৱাই নিয়ে। আমাৰ অহঙ্কাৰৰ প্ৰতি “পৰিত্ব ভয়” থাকিব লাগে আৰু আনক বিচাৰ কৰোতে বা তেওঁলোকক সমালোচনা কৰোতে খুব সাৱধান হ'ব লাগে।

### বিচাৰ কৰিবৰ বাবে আমি কোন?

তুমি যে লোকৰ চাকৰৰ সোখ বিচাৰ কৰা, তুমি নো কোন? সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে, নাইবা পৰে, কিন্তু তাক থিৰহে কৰা যাব, কিয়নো প্ৰভুৰ তাক থিৰ কৰিব পাৰে।

ৰোমীয় ১৪:৮

এই বিয়য়ে এইদৰে ভাবক : উদাহৰণস্বৰূপে আপোনাৰ ওচৰ চুবুৰীয়া আপোনাৰ ঘৰলৈ আহি আপোনাৰ ল'ৰা-ছোৱালীয়ে স্কুললৈ কি পোচক পিন্ধি যাব লাগে সেই বিয়য়ে উপদেশ দিবলৈ আৰম্ভ কৰে আৰু কি বিয়য়ত তেওঁলোকে পত্ৰি লাগে তেওঁ ভাৰে। তেনে পৰিস্থিতিত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? বা আপোনাৰ ওচৰ-চুবুৰীয়াই আহি কয় যে আপোনাৰ কাম কৰা মানুহ গৰাকীয়ে (যাৰ সৈতে আপুনি সুখী) যদিৰে আপোনাৰ ঘৰ চাফা কৰে তেওঁ ভাল নাপায়। আপোনাৰ ওচৰ-চুবুৰীয়াক আপুনি এই বিয়য় কি ক'ব?

এই বাইবেলৰ লিখনিয়ে ঠিক ইয়াকেই কৈছে। আমি সকলোৱেই ইশ্বৰৰ হয়, আৰু তথাপিও যদি আমি দুৰ্বল হও, তেওঁ আমাক নির্দোষ প্ৰমাণ কৰি আমাক থিয় হ'বলৈ সক্ষম কৰে। ইজনে সিজনক নহয়, কিন্তু ইশ্বৰকহে আমি উত্তৰ দিব লাগিব, সেই কাৰণে সমালোচনা কৰি ইজনে সিজনৰ বিচাৰ কৰিব নালাগে।

চয়তানে মানুহৰ মনত বিচাৰ শক্তি, সমালোচনাৰ চিন্তা স্থাপন কৰিবলৈ দুষ্ট আঘাত নিয়োগ কৰাত ব্যস্ত থাকে। পাৰ্ক বা শাৰী শাৰী দোকানৰ মাজত বহি মই এনেয়ে মানুহৰোৰ অহা-যোৱা কৰা চাই প্ৰতিজনৰ কাপোৰ, চুলিৰ ষ্টাইল, লগৱৰীয়া ইত্যাদিৰ প্ৰতি মনতে চিন্তা কৰি আনন্দ উপভোগ কৰা কথা মই মনত পেলাৰ পাৰো। আনৰ প্ৰতি মতামত প্ৰয়োগ কৰাৰ পৰা আমি সদাই নিজকে প্ৰতিৰোধ কৰিব নোৱাৰো, কিন্তু আমি সেই সকলো প্ৰকাশ কৰিব নালাগে। মই বিশ্বাস কৰো আমি আনকি মতামত প্ৰয়োগ কৰিব নলগা কথা চিন্তা কৰো আৰু যিবোৰ কৰো সেইবোৰ সমালোচনাৰ কাৰণ হ'ব নালাগে।

মই সঘনাই নিজকে কওঁ, “জয়চ, এইটো তোমাৰ চিন্তাৰ বিষয় নহয়।” আপোনাৰ মনত ডাঙৰ সমস্যা উত্তৰ হয় যেতিয়ালৈকে আপোনাৰ মতামতৰ সিদ্ধান্তই ন্যায় নিৰ্ণয় নকৰে। যিমানেই এই বিষয়ে আপুনি চিন্তা কৰি আনৰ আগত প্ৰকাশ কৰিবলৈ আৰস্ত নকৰে বা যিজনৰ প্ৰতি আপুনি বিচাৰ বিবেচনা কৰিছে, সিমানেই আপোনাৰ সমস্যা বাঢ়ি যায়। ই তেতিয়া বিস্ফোৰণৰ দৰে হয় আৰু সম্বন্ধৰ ক্ষেত্ৰত তাৰ লগে লগে আঘিৰ ক্ষেত্ৰটো গভীৰ অনিষ্ট সাধন কৰিবলৈ সক্ষম হয়। সহজভাৱে এইদৰে ক'বলৈ শিকক “এয়া মোৰ চিন্তাৰ বিষয় নহয়”, তেতিয়াহে আপুনি আপোনাৰ ভৱিষ্যতৰ সমস্যাৰ পৰা নিজকে নিশ্চয় বক্ষা কৰিব পাৰিব।

আমাৰ পৰিয়ালত বিচাৰ বিবেচনা আৰু সমালোচনা ধৰংসাম্ভৰক কথা আছিল সেয়ে মই কওঁ “সেইবোৰ সৈতেই মই ডাঙৰ হৈছো।” যেতিয়া সেইটোৱে কাৰণ হয় — আপোনাৰ কাৰণেও হয়তো এইটো এনে লাগে, ভগা ভৱিবে সৈতে বল খেলিবলৈ চেষ্টা কৰাৰ দৰে। মই ইশ্বৰৰ সৈতে ‘বল খেলিবলৈ’ চেষ্টা কৰিছিলো, মই তেওঁৰ দৰেই কাম কৰিবলৈ, ভাৰিবলৈ আৰু তেওঁৰ দৰেই অভিনয় কৰিবলৈ বিচাৰিছিলো, কিন্তু মই পৰা নাছিলো। মোৰ আচৰণ সলনি হোৱাৰ পূৰ্বে মোৰ মনৰ ভেদ কৰিব গোৱাৰা দুৰ্গৰ বিষয়ে শিকাৰ পূৰ্বে এই বিষয়বোৰৰ বাবে মই বহুবচ্ছ যন্ত্ৰণাত আছিল।

আপোনাৰ মনে কাৰ্য নকৰা পৰ্যন্ত আপোনাৰ কাৰ্য প্ৰগালী সলনি নহয়, এই কথা মনত বাধিব।

ন্যায় নিৰ্ণয় আৰু সমালোচনাৰ বিষয়ে মথি ৭:১৬ বাইবেলৰ লিখনিৰ এক উৎকৃষ্ট উদাহৰণ। এইক্ষেত্ৰত যেতিয়া আপোনাৰ মনৰ সৈতে সমস্যা হয়, এই অংশ বা আন বাইবেলৰ লিখনি

পঢ়ক। পঢ়ক আৰু মুখ ফুটাই পঢ়ক আৰু চয়তানৰ বিৰুদ্ধে আস্ত্ৰৰ দৰে এইবোৰ ব্যৱহাৰ কৰক, যি আপোনাৰ মনত ভেদ কৰিব নোৱাৰা দুৰ্গ গঢ়িবলৈ চেষ্টা কৰে। বহুবছৰ পৰা ইতিমধ্যে আপোনাৰ মনত থকা ভেদ কৰিব নোৱাৰা দুৰ্গৰ পৰা সি কাৰ্য কৰে।

আহক এই বাইবেলৰ অংশখিনি চাওঁ আৰু আমি এইখিনি পঢ়ি যাওঁতে ইয়াৰ প্ৰতিটি অংশৰ ওপৰত মই মন্তব্য দিম।

### সিঁচা আৰু চপোৱাৰ বিচাৰ

তোমালোকে পৰৰ বিচাৰ, সমালোচনা আৰু দোষাৰোপ নকৰিবা, তেহে তোমালোকৰো বিচাৰ, সমালোচনা আৰু দোষাৰোপ কৰা নহ'ব।

কিয়নো যেনেকুৱা বিচাৰেৰে, সমালোচনাৰে আৰু দোষাৰোপেৰে আনৰ বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে, সমালোচনাৰে আৰু দোষাৰোপেৰে তোমালোকৰো বিচাৰ কৰা হ'ব আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব।

মথি ৭:১-২

এই বাইবেলৰ লিখনিয়ে সাধাৰণ ভাবে আমাক কৈছে যে আমি যি বোও তাকে চপাও (গালাতীয়া ৬:৭) বোৱা আৰু চপোৱা কেৱল শস্য আৰু আৰ্থিক ক্ষেত্ৰত প্ৰয়োগ নহয়, ই মানসিক ক্ষেত্ৰটো প্ৰয়োগ হয়। আমি আমাৰ মনৰ দৃষ্টিকাণ্ডেৰে কাৰ্য বা খৰচ কৰাটো ৰোৱ আৰু চপাব পাৰো।

এজন পালকে প্ৰায়ে কোৱা মই জানো যে যেতিয়া কোনোৰা এজনে ভাল নলগা বা বিচাৰ বিবেচনাৰে তেওঁৰ লগত কথা পাতে, তেওঁ তেতিয়া নিজকে সোধে, “তেওঁলোকে ৰোইচেনে বা মই চপাইছোনে?” বহুতো সময়ত আমি আনৰ জীৱনত যি গুটি সিচোঁ আমি আমাৰ জীৱনত তাকে চপাওঁ।

### চিকিৎসক, নিজে সুস্থ হোৱা।

তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি, ভায়েৰাৰ চকুত থকা কুটাডালিলৈ কিয় চাইছা?

আৰু চোৱা, নিজৰ চকুত চতি এডালি থাকোতেই, তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ দিয়া, এই কথা ভায়েৰাক কেনেকৈ ক'ব পাৰা?

হে কগটিয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি উলিয়াই পেলোৱা, তেহে  
তোমাৰ ভায়েৰাৰ চকুৰ পৰা কুটাডলি উলিয়াবলৈ ভালকৈ দেখিবা।

মথি ৭:৩-৫

আনৰ ভুল মানসিকভাৱে বিচাৰ কৰা কথাত চয়তানে আমাক ব্যস্ত ৰাখিবলৈ ভাল পায়।  
তেনে উপায়েৰে আমাৰ মাজত কি ভুল আছে আমি কেতিয়াও চাৰ বা তাৰ সৈতে কাৰ্য্য  
কৰিব নোৱাৰো।

আমি আনক সলনি কৰিব নোৱাৰো, কেৱল ঈশ্বৰেহে পাৰে। আনহাতে আমি নিজকে  
কেতিয়াও সলনি কৰিব নোৱাৰো, কিন্তু পৰিত্ব আঘাৰ সৈতে সহযোগিতা কৰি আৰু তেওঁক  
কাৰ্য্য কৰিবলৈ দিয়াৰ দ্বাৰাইহে পাৰো। যিকোনো এটা স্বাধীনতালৈ আগুৱাক, অন্যথা ঈশ্বৰে  
আমাক দেখুৱাবলৈ চেষ্টা কৰা সত্যৰ সন্মুখীন হওঁক।

যেতিয়া সকলোৰে সৈতে আমাৰ চিন্তা আৰু কথোপকথন ভুল হয়, আমি সাধাৰণতে  
নিজৰ আচৰণৰ বিষয়ে প্ৰতাৰণা কৰো। সেয়ে যীচুৱে আদেশ দিছে যে যেতিয়া আমাৰ  
নিজেৰই ইমান ভুল থাকে তেতিয়া আনৰ কি ভুল আছে তাৰ প্ৰতি আমি চিন্তিত হ'ব নালাগো।  
প্ৰথমে ঈশ্বৰক আপোনাৰ সৈতে কাৰ্য্য কৰিবলৈ দিয়ক আৰু তাৰ পাচত আপোনাৰ ভায়েৰাক  
ঞ্চীষ্টিয় জীৱনত বৃদ্ধি হ'বৰ বাবে সহায় কৰিবলৈ বাইবেলৰ শিক্ষা প্ৰহণ কৰক।

### ইজনে সিজনক প্ৰেম কৰক

কুকুৰোৰক পৰিত্ব বস্তু নিদিবা আৰু তোমালোকৰ মুকুতা গাহৰিৰ আগত নেপেলাবা,  
কিজানি সিহ্ত সেইবোৰক ভৰিবে গছকে, আৰু ঘূৰি তোমালোককো ছিৰি পেলায়।

মথি ৭:৬

মই বিশ্বাস কৰো এই বাইবেলৰ লিখনিয়ে ইজনে সিজনক প্ৰেম কৰিবলৈ আমাৰ ঈশ্বৰে  
দিয়া সক্ষমতাৰ কথা ব্যাখ্যা কৰিছে।

আনক প্ৰেম কৰিবৰ কাৰণে ঈশ্বৰে দিয়া আদেশ আৰু সক্ষমতা যদি আমাৰ থাকে, কিন্তু  
সেইদৰে কৰাৰ সলনি, আমি তেওঁলোকৰ বিচাৰ আৰু সমালোচনা কৰি পৰিত্ব বস্তুৰোৰ  
(প্ৰেম) আমি কুকুৰ আৰু গাহৰি (দুষ্ট আঘাৰ)ৰ আগত পেলাও। আমি তেওঁলোকে পৰিত্ব  
বস্তুৰোৰ ভৰিবে মোহাবিবলৈ বাট মুকলি কৰি দিও আৰু আমাক ফালি-ছিৰি টুকুৰা টুকুৰ  
কৰিবলৈ দিও।

আমি এইটো জনা প্ৰয়োজন যে “প্ৰেমত চলিলে” আমাক চয়তানৰ আক্ৰমণৰ বিৰুদ্ধে বৰ্কা কৰে। যিজন সচাঁকৈয়ে প্ৰেমত চলে তেওঁক চয়তানে অনিষ্ট কৰিব পাৰে বুলি মই বিশ্বাস নকৰো।

যেতিয়া মোৰ চতুর্থ সন্তান গৰ্ভত আছিল, মই পৰিত্ব আস্তাৰ দাবাই বাপ্তাইজিত হোৱা খ্ৰীষ্টিয়ান আছিলো আৰু ঈশ্বৰৰ পৰিচৰ্যাৰ বাবে আহ্লান পোৱা আৰু অধ্যৱসায়ী বাইবেলৰ ছাত্ৰ আছিলো। মই সুস্থতাৰ বাবে বিশ্বাস প্ৰয়োগ কৰাৰ বিষয়ে শিকিছিলো। তথাপিও, গৰ্ভধাৰণ কৰা প্ৰথম তিনি মাহ মই খুব বেমাৰী আছিলো। মোৰ জন আৰু শক্তি কমিছিল। বামি বামি ভাব আৰু ভাগৰ লগাব কাৰণে মই লৰচৰ কৰিব নোৱাৰা যেন হৈ বেছি সময় চোফাতে বাগৰি থাকিছিলো।

আগৰ তিনিটা গৰ্ভৰতী অৱস্থাত মই সম্পূৰ্ণ সুস্থতা অনুভৱ কৰিছিলো সেয়ে এই অৱস্থাটোৱ কাৰণে সচাঁকৈয়ে মই বিবুদ্ধিত পৰিচিলো। সেই সময়ত মই ঈশ্বৰৰ বাক্য ভালদৰ জনা নাছিলো, যদিও মই গীৰ্জালৈ গৈছিলো আৰু যিকোনো কথাৰ কাৰণে মোৰ বিশ্বাস সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা নাছিলো। এতিয়া মই ঈশ্বৰৰ প্ৰতিজ্ঞাৰ সৈতে খুব পৰিচিত, তথাপিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা স্বত্বেও বা সমস্যাবোৰ দূৰ কৰিবৰ বাবে চয়তানক দিবিৱা স্বত্বেও মই বেমাৰী আছিলো।

এদিন বিচনাত শুই শুই মোৰ স্বামী আৰু ল'ৰা-ছোৱালীয়ে পিচফালে আনন্দ কৰি থকা শুনি, মই আক্ৰমনাত্মক ভাবে ঈশ্বৰক সুধিলো, “মোৰ সৈতে পৃথিৰীত কি ভুল হৈছে? মই কিয় ইমান বেমাৰী। আৰু মই কিয় সুস্থ নহও?”

পৰিত্ব আস্তাই মোক মথি ৭ অধ্যায় পঢ়িবলৈ ক'লে। মই ঈশ্বৰক সুধিলো সেই অধ্যায় মোৰ আৰু মোৰ স্বাস্থ্যত কি কৰিব। মোৰ এনে ভাব হ'ল যেন মই এইখিনি বাবে বাবে পঢ়িব লাগে। অৱশেষত, বহুদিনৰ আগতে ঘটা এটা ঘটনাৰ কথা ঈশ্বৰে মনত পেলালৈ।

মই ঘৰতে বাইবেল শিক্ষা শিকোৱাৰ সময়ত এগৰাকী জেনী নামৰ গাভৰ মহিলা আহিছিল। গৰ্ভৰতী নোহোৱা পৰ্যন্ত জেনীয়ে সম্পূৰ্ণ বিশ্বাসেৰে ক্লাচ কৰিছিল, তাৰ পাচত তাই সদাই ভাগৰ আৰু অসুস্থতা অনুভৱ কৰাৰ কাৰণে নিয়মিত ভাবে ক্লাচ কৰাত অসুবিধা হৈছিল।

সেইদিনা বিচনাত শুই থাকোতে, আন এগৰাকী ‘খ্ৰীষ্টিয়ান ভনীৰ’ কথা মনত পেলাও আৰু জেনীক সমালোচনা আৰু বিবেচনা কৰি সেই বিষয়ে কথা পাতো কাৰণ তেওঁ তেওঁৰ পৰিস্থিতিৰ ‘সন্মুখীন হ'ব নোৱাৰি’ বাইবেল অধ্যয়নৰ বাবে পৰিশ্ৰম কৰিব নোৱাৰি আহিব পৰা নাছিল। আমি কোনো উপায়েৰে তেওঁক সহায় আগবঢ়োৱা নাছিলো। আমি তেওঁ দুৰ্বল আৰু গৰ্ভৰতী অৱস্থাৰ বাবে ক্ষমা বিচাৰি এলেহৰা আৰু অসংযমী বুলি মতামত গঢ়িছিলো।

দুবছৰৰ আগতে জেনী যি অৱস্থাত আছিল এতিয়া মই সেই একে অৱস্থাত। ঈশ্বৰে মোক দেখুৱাল যে প্ৰথম তিনিবাৰ গৰ্ভৱতী অৱস্থাত মোৰ স্বাস্থ্য ভালে আছিল যদিও, মই মোৰ বিচাৰশক্তি আৰু সমালোচনাৰ দ্বাৰাই চয়তানৰ বাবে বেছি বহলকৈ দুৱাৰ খুলিছিলো। মই মোৰ মুকুতা, পবিত্ৰ বস্তু (জেনীক প্ৰেম কৰাৰ সক্ষমতা) কুকুৰ আৰু গাহৰিৰ সমুখত পেলোৱাত সেইবোৰে এতিয়া ওলটাই ফালি-চিৰি মোক টুকুৰা টুকুৰ কৰিছে। মই আগোনাক ক'ব পাৰো যে অনুতাপৰ কাৰণ মই খৰখেদা কৰিছিলো। এইদৰে কৰাৰ লগে লগে মোৰ স্বাস্থ্য পুনৰ ভাল হৈছিল আৰু মই গৰ্ভৱতীৰ বাকী কালছোৱাত ভালদৰে আছিলো।

মই এই ঘটনাৰ পৰা এই শিক্ষা লাভ কৰিলো যে আনৰ বিচাৰ কৰা আৰু সমালোচনা কৰাটো আতি ভয়ঙ্কৰ বিষয়। মই ক'বলৈ ভাল পাও যে সেই অভিজ্ঞতাৰ পাচত মই তেনেধৰণৰ আন ভুল আৰু কৰা নাই, কিন্তু মই দুঃখিত হৈ কওঁ যে তেতিয়াৰ পৰা মই তেনে ধৰণৰ বহুতো ভুল কৰিছো। প্ৰতি মুহূৰ্ততে ঈশ্বৰে মোৰ সৈতে কাৰ্য কৰিছিল, যাৰ কাৰণে মই সদাই কৃতজ্ঞ।

আমি সকলোৱে ভুল কৰো। আমাৰ সকলোৱে দুৰ্বলতা আছে। বাইবেলে কয় যে আমি ইজনে সিজনৰ প্ৰতি কঠিন মন, সমালোচনামূলক আত্মা বাখিৰ নালাগো, তাৰ পৰিবৰ্তে ইজনে সিজনক ক্ষমা কৰিব লাগে, ঈশ্বৰে যেনেকৈ খীষ্টত তোমালোকক ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰম্পৰে ক্ষমা কৰা (ইফিচীয়া ৪:৩২)।

### বিচাৰে দোষী সাব্যস্ত কৰে

এই কাৰণে, হে লোকৰ সোধ বিচাৰ কৰা মানুহ, তুমি যিকোনো নোহোৱা, তোমাৰ উত্তৰ দিবৰ ঠাই নাই, কিয়লো যি কথাত তুমি লোকৰ সোধ-বিচাৰ কৰিছা, সেই কথাত নিজকেহে দোষী কৰিছা, কাৰণ লোকৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নিজেও সেই একে আচৰণ কৰিছা।

ৰোমীয়া ২:১

আন কথা ক'বলৈ গ'লে, যি কথাৰ কাৰণে আমি আনৰ বিচাৰ কৰো, সেয়া আমি নিজৰ কাৰণেও কৰো।

এই মূলতত্ত্বটো বুজিবৰ কাৰণে ঈশ্বৰে এবাৰ মোক এটা ভাল উদাহৰণেৰে সহায় কৰিছিল। কিয় আমি কিছুমান কথা নিজৰ কাৰণে কৰো মই বিবেচনা কৰিছিলো আৰু এইটো সম্পূৰ্ণ শুন্দৰ বুলি ভাবিছিলো, কিন্তু যিজনে এইদৰে কৰে তেনে এজনৰ বিবেচনা কৰা। তেওঁ ক'লৈ, ‘জয়চ, তুমি নিজকে গোলাপী বঙে চকমাৰ মাজেৰে চোৱা, কিন্তু তুমি আন প্ৰত্যেককে ম্যাগ্নিফাইং প্লাচেৰে চোৱা।’

আমাৰ নিজৰ আচৰণৰ কাৰণে আমি গা-এৰা দিও, কিন্তু যেতিয়া আমি কৰাৰ দৰেই আন কোনোবাই কৰে আমি প্রায়ে তেওঁলোকৰ প্রতি নিৰ্দয় হও। আনে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা (মথি ৭:১২) এয়া জীৱনৰ এক ভাল মূলতত্ত্ব, যি বহুতো বিচাৰ-বিবেচনা আৰু সমালোচনা দূৰ কৰে, যদিহে আমি মানি চলো।

বিচাৰ-বিবেচনা কৰা মন বিপৰীতমুখী মনৰ ঠেঙুলি হয় প্রত্যেকজন ব্যক্তিৰ কি শুন্দি চিন্তা কৰাৰ পৰিৱৰ্তে কি ভুল চিন্তা কৰা।

স্পষ্ট নিশ্চিত হওঁক, বিপৰীত মুখী নহ'ব।

ইয়াৰ দ্বাৰাই আনৰ উপকাৰ হ'ব, কিন্তু আনতকৈ আপুনি বেছি উপকৃত হ'ব।

### আপোনাৰ হৃদয় সুৰক্ষিত কৰক

ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰেপৰাই জীৱন উৎপন্ন হয়।

হিতোপদেশ ৪:২৩

আপুনি যদি আপোনালৈ আৰু আপোনাৰ পৰা জীৱন প্ৰবাহিত হোৱা বিচাৰে, আপোনাৰ হৃদয়ক সুৰক্ষিত কৰক।

বিশ্বাসীসকলৰ মাজত বিচাৰ-বিবেচনা, সমালোচনাৰ দৰে কিছুমান চিন্তা ‘ভাবিব নোৱাৰা’ কথা। ঈশ্বৰে শিকাবলৈ চেষ্টা কৰা সকলো কথা আঘাৰ আনন্দ আৰু ভালৰ কাৰণে। তেওঁৰ পথত চলাৰ দ্বাৰা ফলবান হোৱা যায়, চয়তানৰ পথত চলাৰ দ্বাৰা জৰাজীৰ্ণ অৱস্থা হয়।

### সন্দেহৰ প্রতি সন্দেহী হোৱা

প্ৰেমে সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰ, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে।

১ কৰিষ্ঠীয়া ১৩:৭

মই সাধুতাৰে ক'ব পাৰো যে এই বাইবেলৰ লিখনিৰ প্রতি বাধ্য হোৱা মোৰ কাৰণে সদাই প্ৰত্যাহুন হয়। মই সন্দেহতে ডাঙৰ হৈছিলো। আঁচলতে সকলোকে বিশ্বাস নকৰিবৰ

কাৰণে মোক শিকাইছিল, বিশেষকৈ তেওঁলোকে যদি ভাল হোৱা ভাও জোৰে, কাৰণ তেওঁলোকক কিবা লাগে।

আন মানুহ আৰু তেওঁলোকৰ অভিপ্ৰায়ৰ প্ৰতি সন্দেহ কৰিবলৈ শিকাইছিল, মানুহৰ লগত মোৰ বহুতো হতাশাজনক অভিজ্ঞতা আছিল, কেৱল সক্ৰিয় শ্রীষ্টিয়ান হোৱাৰ পূৰ্বতে নহয়, কিন্তু তাৰ পাচতো। প্ৰেমৰ উপাদানসমূহ ধ্যান কৰা আৰু নতুন চিন্তাধাৰা বৃদ্ধি কৰাত সহায় কৰিবলৈ প্ৰেমেই সদাই উত্তম বুলি মই বিশ্বাস কৰো।

যেতিয়া আপোনাৰ মন দুচিন্তাবে ভৰি পৰে বা যেতিয়া চয়তানে আপোনাৰ মনত ভেদ কৰিব নোৱাৰে দুৰ্গ লাভ কৰে, ইয়াক ঈশ্বৰৰ বাক্যৰ দ্বাৰা নতুন কৰিব লাগিব। এয়া বাক্য শিকাৰ দ্বাৰা আৰু ধ্যান (বিবেচনা কৰি, নিজকে ভোৰভোৰাই, চিন্তা কৰি) কৰাৰ দ্বাৰাই কৰিব পাৰি।

যেতিয়া আমাৰ চিন্তাবোৰ ভুল পথে যায় তেতিয়া আমাক মনত পেলাবলৈ আমাৰ মাজত আঁচৰিত ধৰণৰ পৰিত্ব আস্থা থাকে। যেতিয়া প্ৰেমৰ চিন্তাৰ পৰিৱৰ্তে মোৰ সন্দেহৰ চিন্তা আছিল তেতিয়া ঈশ্বৰে মোৰ কাৰণে এইটো কৰিছিল। স্বাভাৱিক মানুহে ভাৱে, ‘মই যদি মানুহক বিশ্বাস কৰো, মোক সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব’ সম্ভৱতৎ যিকোনো বিপৰীতমুখী অভিজ্ঞতাটকৈ সুফল প্ৰয়োগ কৰা গুৰুত্বপূৰ্ণ কথা।

বিশ্বাস আৰু ভৰসাই জীৱনলৈ আনন্দ কঢ়িয়াই আনে আৰু সৰ্বাধিক পৰিমানে সুপ্ৰণালী সম্বন্ধ বৃদ্ধিৰ সহায় কৰে।

ইয়াৰ মূল কথা হ'ল— ঈশ্বৰৰ পদ্ধতিয়ে কাম কৰে; মানুহৰ পদ্ধতিয়ে নকৰে। ঈশ্বৰে বিচাৰ শক্তি, সমালোচনা আৰু সন্দেহ বা অবিশ্বাসক জগৱীয়া কৰে আৰু সেয়ে আমিও কৰিব লাগে। ঈশ্বৰে যি প্ৰেম কৰে আমিও কৰিব লাগে আৰু তেওঁ যি ঘিণ কৰে আমিও কৰিব লাগে। তেওঁ যাক আহিব দিয়ে আমিও দিব লাগে আৰু যাক আহিব নিদিয়ে আমিও আহিব দিব নালাগে।

সমান্তৰাল দৃষ্টিভঙ্গী সদাই উত্তম নীতি হয়। ইয়াৰ মানে এইটো নহয় যে আমি জ্ঞান ব্যৱহাৰ কৰিব নালাগে আৰু আনৰ সৈতে ব্যৱহাৰ কৰোতে সূক্ষ্ম দৃষ্টি বাখিব নালাগে। আমি লগপোৱা সকলোৰে আগত আমাৰ জীৱনৰ সকলো খুলি দিব নালাগে। আমি জীৱনত সম্মুখীন হোৱা কথা সকলা মানুহকে ক'ব নালাগে ই আমাক দুৰ্দশাত পেলাব পাৰে। আনহাতে আমি প্ৰত্যেককে বিপৰীতমুখী চিন্তা আৰু সন্দেহৰ চকুৰে চাৰ নালাগে, আনে সুবিধা ল'ব খুজিছে বুলি সদাই ভাৰিব নালাগে।

## সম্পূর্ণকপে ঈশ্বৰত বিশ্বাস আৰু মানুহক সাৱধানে

পাছে নিষ্ঠাৰ-পৰ্বৰ সময়ত, তেওঁ যিৰাচালেমত থকা সময়ত বহু মানুহে, তেওঁ  
দেখুওৱা আচৰিত চিন দেখি, তেওঁৰ নামত বিশ্বাস কৰিলে।

**কিন্তু যীচুৰে তেওঁবিলাকত নিজৰ বিশ্বাস স্থাপন নকৰিলে।**

কাৰণ তেওঁ সকলোকে জানিলে আৰু মানুহৰ বিষয়ে কোনোৱে সাক্ষ দিবলৈকো  
তেওঁৰ প্ৰয়োজন নাছিল, কিয়নো মানুহৰ অন্তৰত কি আছে, তাক তেওঁ নিজে  
জানিলে।

যোহন ২:২৩-২৫

এবাৰ হতাশাজনক গীৰ্জাৰ পৰিস্থিতিত জড়িত হোৱাৰ পাচত, ঈশ্বৰে যোহন ২:২৩-২৫  
পদ মোৰ ধ্যানলৈ আনিলে।

এই বাক্যই শিয়সকলৰ সৈতে যীচুৰ সম্পন্নৰ কথা কৈছে। ইয়াত সাধাৰণ ভাৱে কৈছে যে  
তেওঁ সিহাঁতৰ কাৰণে নিজতেই ভৰসা কৰা নাই। তেওঁলোকক তেওঁ সন্দেস কৰে বুলি ইয়াত  
কোৱা নাই বা তেওঁলোকত কোনো ভৰসা নাই বুলি, ইয়াত মাত্ৰ ব্যাখ্যা কৰিছে যে কাৰণ  
তেওঁ মানুহৰ স্বভাৱ (যি আমাৰ সকলোৰে আছে) বুজি পায়, ভাৰসাম্য নৰখাকৈ তেওঁ  
তেওঁলোকৰ কাৰণে নিজকে ভৰসা নকৰে।

মই এটা ভাল শিক্ষা শিকিলো। মই মহিলাৰ দলৰ সৈতে জড়িত হোৱা আৰু ভাৰসাম্যৰ  
পৰা আঁতৰি যোৱাৰ কাৰণে গীৰ্জাৰ পৰিস্থিতি মই বেয়া ধৰণে আঘাত পাইছিলো।  
প্ৰত্যেকবাৰেই ভাৰসাম্যৰ পৰা আঁতৰি যোৱাত, আমি চয়তানৰ কাৰণে দুৱাৰ খুলি দিও।

প্ৰথম পিতৰ ৫:৮ পদে কৈছে, গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শক্ত চয়তানে  
কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছ। সচেতন হোৱা পৰ দি থাকা।

মই শিকিলো যে এই দলৰ মহিলাত ভৰসা কৰা আৰু তেওঁলোকত বিশ্বাস কৰা কিন্তু  
প্ৰকৃততে সেয়া ঈশ্বৰৰহে হয়। আমি যিকোনো মানুহৰ সৈতে কেবল সম্পন্ন কৰিব পাৰো।  
যদি আমি জ্ঞানৰ বাহিৰত যাওঁ, সমস্যাৰ উদ্গৱ হ'ব আৰু আমি আঘাত পাম।

আপোনাৰ সৰ্বাধিক বিশ্বাস সদাই ঈশ্বৰত স্থাপন কৰক। এইদৰে কৰাত যেতিয়া আপুনি  
ভাৰসাম্যৰ সীমা অতিক্ৰম কৰিব তেতিয়া পৰিত্র আত্মাৰ কাৰণে দুৱাৰ মুকলি হ'ব।

কিছুমান মানুহে ভাৱে যেতিয়া সঁচাকৈয়ে তেওঁলোকে মাত্ৰ সন্দেহ কৰে তেওঁলোকৰ  
সূক্ষ্মদৃষ্টি থাকে। ইয়াত পৰিত্র আত্মাৰ বৰ আছে যাক সূক্ষ্মদৃষ্টিৰ আত্মা বুলি কোৱা হয়

(১ কৰিষ্ঠীয়া ১২:১০) ই ভাল বেয়া নিৰ্ণয় কৰে, কেৱল বেয়া নহয়। পুনৰ নতুন নোহোৱা মনৰ পৰা সন্দেহৰ জন্ম হয়, নতুন আত্মাৰ পৰা সূক্ষ্ম দৃষ্টিৰ উত্তৰ হয়।

সঁচা অনুগ্রহৰ কাৰণে প্ৰাৰ্থনা কৰক— অনুগ্রহৰ আত্মাৰ দৰে ছদ্মবেশ ধৰা শৰীৰেৰে নহয়। প্ৰকৃত আত্মিক সুবিবেচনাই প্ৰাৰ্থনা কৰিবলৈ উদগাহি, পৰচৰ্চা কৰিবলৈ নহয়। প্ৰকৃত অনুগ্রহৰ দ্বাৰা যদি প্ৰকৃত সমস্যাৰ সুবিবেচনা কৰা হয়, ইয়াৰ সৈতে কাৰ্য কৰিবলৈ ই আত্মিক আদৰ্শ অনুসৰণ কৰে, সমস্যাক কেৱল সম্প্ৰসাৰিত আৰু আপোচ মীমাংসাত সন্মত কৰিবলৈ মাংসিক উপায়েৰে নহয়।

### আনন্দদায়ক বাক্য মধুৰ আৰু আৰোগ্যকাৰী

জ্ঞানৱানৰ হৃদয়ে তাৰ মুখক বৃদ্ধি দিয়ে আৰু তাৰ ওঁঠত জ্ঞান বৃদ্ধি কৰ।

সন্তোষজনক কথা মৌৰ কোঁহস্বৰূপ সেয়ে প্ৰাণত মিঠা লগায় আৰু হাড়বোৰ আৰোগ্য কৰে।

হিতোপদেশ ১৬:২৩-২৪

বাক্য আৰু চিন্তা শক্তি হাড় আৰু মজ্জাৰ দৰে হয় — ই ইমান নিকটৱৰ্তী যে ইয়াক পৃথক কৰা কঠিন (ইতী ৪:১২)

আমাৰ চিন্তা ভাৱনা নীৰৰ বাক্য হয় যাক কেৱল ঈশ্বৰে আৰু আমি শুনো, কিন্তু সেই বাক্যই আমাৰ ভিতৰৰ মানুহ আমাৰ স্বাস্থ্য, আমাৰ আনন্দ আৰু আমাৰ দৃষ্টিভঙ্গীত প্ৰভাৱ পেলায়। আমি চিন্তা কৰি থকা কথাবোৰ প্রায়ে মুখৰ পৰা বাহিৰ হয়। কিন্তু ক'বলৈ দুখ লাগে যে, কেতিয়াৰা সেইবোৰে আমাক মুৰ্খ, বিচাৰ বিবেচনা সমালাচনাসূচক আৰু সন্দেহজনক কৰি কেতিয়াও আনন্দ দান নকৰে।

যীচুৱে কয় তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ (যোহন ১০:১০) ঈশ্বৰৰ মনত কাৰ্যনিৰ্বাহ আৰম্ভ কৰি আৰু আপুনি সম্পূৰ্ণ নতুন ক্ষেত্ৰত বাস কৰিবলৈ পদক্ষেপ দিয়ক।



অধ্যায়

১৪

নিষ্ঠায় মন



## নিষ্ঠিয় মন

নিষ্ঠিয়তাৰ ক্ষেত্ৰ সম্পর্কে এই বিবৃতি সচাকৈয়ে  
প্ৰযোজ্য। বেছিভাগ শ্ৰীষ্টিয়ানেই এই বিষয়ত আৰুকি  
চিনাকি নহয় বা কেনেকৈ ইয়াৰ লক্ষণ বুজিব পাৰি  
তেওঁলোকে নাজানে।

সক্ৰিয়তাৰ বিপৰীতে নিষ্ঠিয়তা হয়। ই ভয়াবহ অৱস্থা হয় কাৰণ ঈশ্বৰৰ বাক্যই স্পষ্টভাৱে  
শিকাইছে যে আমি নিশ্চয়কৈ সজাগ, সাৰধান আৰু সক্ৰিয় হ'ব লাগে (১ পিতৰ ৫:৮) সেয়ে  
আমি আমাৰ ভিতৰত জুই প্ৰজ্ঞলিত কৰিব আৰু অনুগ্ৰহ আলোড়িত কৰিব লাগিব  
(২ তীৰথিয় ১:৬)

নিষ্ঠিয়তা শৰুৰ বিষয়ে মই বেলেগ বেলেগ ব্যাখ্যা পঢ়িছো, আৰু মই ইয়াক অনুভূতিৰ  
অভাৱ, ইচ্ছাৰ অভাৱ, সৰ্বসাধাৰণতে নিৰুৎসাহ, আগ্ৰহহীন আৰু এলেহৰা বুলি ব্যাখ্যা কৰো।  
নিষ্ঠিয়তাৰ আঁৰত দুষ্ট আজ্ঞা থাকে। ইচ্ছাৰ প্ৰতি আগ্ৰহশীল হওঁতে নিষ্ঠিয়তা, পৰাজয়,  
বিশ্বাসীৰ নিশ্চিতভাৱে পৰাজয় বুলি চয়তানে জানে। যেতিয়ালোকে এজন মানুহে চয়তানে  
মানুহৰ ইচ্ছাৰ প্ৰতি কৰা কাৰ্যক বৰ্দ্ধ কৰিবলৈ সক্ষম হয়, শক্তৰে যুদ্ধ জয় কৰিব নোৱাৰে।  
অৱশ্যে তেওঁ যদি নিষ্ঠিয়তাৰ মাজত সোমাই পৰে, তেওঁ গভীৰ সমস্যাত পৰে।

অনুভূতিৰ অভাৱ এনে হয় যে তেওঁলোকে কৰিবৰ বাবে যি শিকে তাক কৰাৰ পৰা বাধা  
দিয়াটো বহুতো বিশ্বাসীয়ে আবেগিক ভাবে আয়ত্বাধীন কৰে। তেওঁলোকে যদি ইচ্ছা কৰে  
প্ৰশংসা কৰে, যদি ইচ্ছা কৰে দিয়ে, যদি ইচ্ছা কৰে নিজৰ কথা ধৰি বাখে আৰু তেওঁলোকে  
যদি ইচ্ছা নকৰে, তেতিয়াহ'লৈ তেওঁলোকে নকৰে।

খালি ঠাই স্থান হয়!

চয়তানক স্থান নিদিবা।

ইফিচীয়া ৪:২৭

চয়তানক দিয়া স্থান প্ৰায়ে খালি ঠাই হয়। ফালি, নিষ্ঠিয় মন সকলো ধৰণৰ ভুল চিন্তাবে  
সহজে পূৰ্ণ হ'ব পাৰে।

যি বিশ্বাসীৰ নিষ্ঠিয় মন থাকে আৰু যি ভুল চিন্তাধাৰাক বন্দ কৰিব নোৱাৰে, তেওঁলোকক প্রায়ে নিজৰ চিন্তালৈ লৈ যায়। তেওঁলোকৰ মনত দুষ্ট আত্মাই যে বিন্ধিছে তাক তেওঁলোকে অনুভৱ নকৰে কাৰণ তাত পূৰ্ব কৰিবৰ কাৰণে খালী স্থান থাকে।

আপোনাৰ মনৰ পৰা ভুল চিন্তাবোৰ দূৰ কৰাৰ এটা উপাই হ'ল উচিত চিন্তাৰে মনটো পৰিপূৰ্ণ কৰি ৰাখা। চয়তানক উলিয়াই পেলাৰ পাৰি, কিন্তু কিছু সময়ৰ কাৰণে ই শুকান ঠাইত ঘূৰি ফুৰে। যেতিয়া সি পুৰণি ঘৰলৈ ঘূৰি আহি তাক খালী পাই, এই বিষয়ে বাইবেলে লুক ১:২৪-২৬ পদত এইদৰে কৈছে যে সি ঘূৰি আহে, লগত আনকো লৈ আহে আৰু মানুহজনৰ শেষ অৱস্থা আগতকৈও বেয়া হয়। সেই কাৰণে কোনো এজন মানুহৰ পৰা দুষ্ট আত্মাক উলিয়াই পেলাৰলৈ কেতিয়াও চেষ্টা কৰিব নালাগে যেতিয়ালৈকে কেনেকৈ “খালি ঠাই পূৰ্ব কৰিব লাগে” তেওঁক নিৰ্দেশ দিয়া নহয়।

মই এইটো কোৱা নাই যে বেয়া চিন্তা থকা প্রত্যেকজন মানুহৰেই দুষ্ট আত্মা থাকে। কিন্তু প্রায়ে বেয়া চিন্তাৰ আঁৰত দুষ্ট আত্মা থাকে। প্রত্যেকজন ব্যক্তিয়েই অতি সোনকালে কল্পনা কৰা বন্দ কৰিব পাৰে, কিন্তু যেতিয়ালৈকে ভাল চিন্তাৰে খালি ঠাই পূৰ্ব কৰিবলৈ নিশ্চিকে সেই সকলো কল্পনাৰ মাজলৈ পুনৰ ঘূৰি যায়। যেতিয়া পুনৰ শক্তি ঘূৰি আহে, তেতিয়া সেই মানুহজনৰ মাজত ঠাই বিচাৰি নাপায়।

আক্ৰমণাত্মক পাপ আছে, বা পাপৰ কাৰ্য্যভাৱ আৰু গুপ্ত পাপ থাকে, যিবোৰ পাপৰ ভুল হয়। আন অৰ্থাৎ ক'বলৈ গ'লে, কিছুমান ভুল কাম আছে যি আমি কৰো, আৰু কিছুমান উচিত কাম আছে যিবোৰ আমি নকৰো। উদাহৰণস্বৰূপে, অৰ্থ নোহোৱা কথা কৈ সম্পন্ন ধৰংস কৰিব পাৰি, কিন্তু কিছুমান প্ৰশংসা কৰা ভুল শব্দৰেও ধৰংস হ'ব পাৰে যিবোৰ কৰ লাগিছিল কিন্তু কোৱা নহ'ল।

নিষ্ঠিয় মানুহে ভাবে তেওঁলোকে কোনো ভুল কৰা নাই। কাৰণ তেওঁ একো নকৰে। ভুলৰ বিৰোধিতা কৰি তেওঁ কৰ “মই একো কৰা নাই!” তেওঁৰ বিশ্লেষণ শুন্দ হয়, কিন্তু তেওঁৰ আচাৰণ নহয়। যথাযথভাৱে সমস্যাৰ উদ্ধৃত হয় কাৰণ তেওঁ একো কৰা নাই।

## নিষ্ঠিয়তাক জয় কৰা

কেইবা বছৰৰ আগতে মোৰ স্বামী দেৱৰ নিষ্ঠিয়তাৰ সৈতে কিছুমান সমস্যা আছিল। কিছুমান কথা আছিল যিবোৰত তেওঁ সক্ৰিয় আছিল। প্রত্যেক দিনে তেওঁ কামলৈ যায়, শনিবাৰে গ'লফ (Golf) খেলে, আৰু দেওবাৰে ফুটবল খেল চাই। তাৰ ওপৰিও কিবা কৰিবলৈ তেওঁক অনুপ্রাণিত কৰাটো কঢ়িন আছিল, যদি বেৰত ছবি লগোৱাৰ মোৰ প্ৰয়োজন

হয়, সেই কাম করিবলৈ তেওঁ হয়তো তিনি চারি সপ্তাহ লগাইছিল। ইয়াৰ কাৰণে আমাৰ মাজত সংঘৰ্ষ হৈছিল। মোৰ এনে লাগিছিল তেওঁ যি কৰিব বিচাৰে তাকেহে কৰে, তাৰ অতিৰিক্ত তেওঁ একো নকৰে।

দেবে ঈশ্বৰক ভাল পাইছিল আৰু যেতিয়া এই সমস্যাৰ কাৰণে ঈশ্বৰক বিচাৰিছিল, ঈশ্বৰে নিষ্ঠিয়তা আৰু ইয়াৰ ভয়াহতাৰ বিষয়ে কিছুমান জানিব লগা কথা তেওঁক নিৰ্দেশ দিছিল। তেওঁ নকৰা কামৰ অন্তৰালত যে দুষ্ট আত্মা আছিল তেওঁ গম পালে। কিছুমান ক্ষেত্ৰত তেওঁৰ কোনো সমস্যা নাছিল কাৰণ সেই ক্ষেত্ৰত তেওঁ তেওঁৰ ইচ্ছাক দৃঢ়ভাৱে বাখিছিল, কিন্তু আন ক্ষেত্ৰত তেওঁ সাধাৰণতে নিষ্ঠিয় আছিল, শক্ৰ হাতত নিজৰ ইচ্ছা সোধাই দিছিল। সেইক্ষেত্ৰত তেওঁ অৱসাদগ্রস্ত আছিল আৰু য'ত তেওঁৰ কোনো ইচ্ছা নাথাকে এনে ঠাইলৈ গৈছিল, ‘কৰিব নিবিচাৰা’, তেওঁৰ বিশেষ কাম সম্পন্ন কৰিবলৈ অনুপ্রাণিত কৰাইও সহায় কৰা নাছিল।

তেওঁ ঈশ্বৰৰ বাক্য পড়া আৰু প্ৰাৰ্থনা কৰা এই দুটা ক্ষেত্ৰত নিষ্ঠিয় আছিল। মই জানো যে তেওঁ নিৰ্দেশৰ কাৰণে ঈশ্বৰক বিচাৰা নাছিল, তেওঁৰ কথা শুনাটো মোৰ কাৰণে কঠিন আছিল। যিয়েই নহওঁক বিদ্ৰোহ কৰাৰ প্ৰতি মোৰ সমস্যা আছিল আৰু কেনেকৈ চয়তানে ইজনে সিজনৰ বিৰুদ্ধে আমাৰ দুৰ্বলতা ব্যৱহাৰ কৰিছিল আপোনালোকে চাব পাৰে। তেনে ধৰণৰ সমস্যাৰ কাৰণে বহতো মানুহৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকে কি ভুল সঁচৌকেয়ে বুজি নাপায়।

মই আচলতে খুব আক্ৰমণাত্মক আছিলো। মাংসৰ লালসাত মই সদাই ঈশ্বৰৰ আগে আগে দৌৰিছিলো, ‘মই মোৰ সকলো কাম কৰি’ আৰু ইয়াৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আশা কৰি। ঈশ্বৰত অপেক্ষা কৰাৰ আৰ্হিবে দেবে বিশেষ একো কৰা নাছিল, যি মোক অসম্ভৰ কৰপে আমনি কৰিছিল। আমাৰ দুয়োৰে ব্যৱহাৰৰ কথা ভাৰি আমি এতিয়া হাঁহো, কিন্তু তেতিয়া হাঁহি উঠা কথা নাছিল আৰু ঈশ্বৰে আমাৰ ওপৰত ধ্যান দিয়া নাছিল নেকি, আমি হয়তো তেওঁৰ পৰা বিচ্ছেদ হৈছিলো।

মই সদাই ঈশ্বৰৰ পৰা আগত যাওঁ বুলি দেবে কৈছিল, আৰু মই তাৰ উত্তৰত তেওঁক কৈছিলো যে তেওঁ ঈশ্বৰৰ পৰা দহ মাইল পিচত। মই খুব আক্ৰমণাত্মক আছিলো আৰু দেৱ খুব নিষ্ঠিয় আছিল।

যেতিয়া বিশ্বাসীসকল যি ক্ষেত্ৰত সক্ষম বা প্ৰতিভাবান হৈয়ো সক্ৰিয় নহয়, সেই বিশেষ ক্ষেত্ৰ ক্ৰমে লোপ পাৰলৈ ধৰে বা গতিহীন হৈ পৰে। যিমান দিনেই তেওঁ একো নকৰে সিমানেই তেওঁৰ কৰিবলৈ মন নোয়োৱা হয়। এটা ভাল উদাহৰণ হ'ল শাৰীৰিক ব্যায়াম।

অলপতে মই ভাল ব্যায়ামৰ অনুস্থানলৈ গৈছিলো আৰু যিমানেই মই ব্যায়াম কৰিছিলো, মোৰ কাৰণে ই সহজ হৈ পাৰিছিল। পথমে আৰস্ত কৰোতে খুব কঠিন আছিল। পত্রেক বাৰ ব্যায়াম কৰাতে মই কষ্ট পাইছিলো, কাৰণ বহুদিনৰ পৰা মই ব্যায়ামৰ প্ৰতি কৰ্মহীন আৰু নিষ্ক্ৰিয় আছিলো। যিমান দীৰ্ঘদিন মই একো কৰা নাছিলো, সিমানেই মোৰ শাৰীৰিক অৱস্থা বেয়া হৈছিল। মোৰ মাংসপেশীবোৰ ব্যৱহাৰ নকৰাত দুৰ্বলৰ পৰা দুৰ্বল হৈ গৈছিল।

দেৱে তেওঁৰ সমস্যা কি চাৰলৈ ধৰিলে। দীৰ্ঘদিনৰ বাবে কৰ্মহীন হৈ থকাত তেওঁ দুষ্ট আত্মাৰ সৈতে সম্পন্ন ৰাখিছিল যি তেওঁক মানসিক ভাবে দমাই ৰাখিছিল। পৰিত্ব আত্মাই এই কথা যেতিয়া প্ৰকাশ কৰিলে, দেৱে পুনৰবাৰ সক্ৰিয় আৰু আক্ৰমণাত্মক হ'বলৈ দৃঢ়প্ৰতিজ্ঞ হ'ল, এলেছোৱা বা ইচ্ছাপূৰ্বক কামত পলম কৰিবলৈ নহয়।

সিদ্ধান্ত লোৱাতো সহজ, কিন্তু ইয়াক কাৰ্যত কৰাটো কঠিন। এয়া কঠিন আছিল কাৰণ যিৰোৰ ক্ষেত্ৰত তেওঁ নিষ্ক্ৰিয় আছিল সেইবোৰ ক্ষেত্ৰ এতিয়া পুনৰ সবল নোহোৱা পৰ্যন্ত তেওঁ ‘ব্যায়াম’ কৰিব লাগিব।

তেওঁ ৰাতিপুৱা ৫ বজাত উঠি বাইবেল পঢ়িবলৈ আৰু কামলৈ যোৱাৰ আগতে প্ৰাৰ্থনা কৰিবলৈ আৰস্ত কৰিলে। যুদ্ধ চলি থাকিল! চয়তানে যি স্থান লাভ কৰিছিল তাক এৰিবলৈ ইচ্ছা নকৰিলে আৰু যুঁজ বাগৰ নকৰাকৈ সি এৰি নিদিয়ো। দেৱে দৈশ্বৰৰ সৈতে সময় অতিবাহিত কৰিবলৈ উঠে কিন্তু চোফাতে শুই পৰে। টোপনি যোৱা সময়খনি যদিওৱা ৰাতিপুৱা হয়, তথাপি তেওঁ সাধাৰণভাৱে আগুৱাই গৈছিল কাৰণ তেওঁ শোৱাৰ পৰা উঠি প্ৰাৰ্থনাশীল জীৱন গঢ়িবলৈ চেষ্টা কৰিছিল।

এনে সময় আছিল যেতিয়া তেওঁ আমনি পাইছিল। এনেকুৱা দিন আছিল যেতিয়া তেওঁ অঃসৰ হ'ব পৰা নাই বুলি ভাবিছিল, সেয়ে তেওঁ যি পঢ়িছিল সেইবোৰ বুজা নাছিল বা তেওঁৰ প্ৰাৰ্থনাবোৰ শুনা নাছিল। তেওঁৰ ‘নিষ্ক্ৰিয়’ অৱস্থাৰ বিষয়ে পৰিত্ব আত্মাই যি প্ৰকাশন দিছিল তাৰ কাৰণে তেওঁ কিন্তু দৃঢ় সকল আছিল।

মই লক্ষ্য কৰিবলৈ আৰস্ত কৰিলো যে যেতিয়া বেৰত ছবি আঁৰিবলৈ বা ঘৰত কিবা কৰিবলৈ মোক দেৱৰ প্ৰয়োজন হৈছিল, তেওঁ তৎক্ষণাত কৰিছিল। তেওঁ পুনৰ নিজৰ চিন্তা কৰিবলৈ আৰু নিজৰ সিদ্ধান্ত ল'বলৈ আৰস্ত কৰিলে। বহুবাৰ তেওঁ কৰিবলৈ ইচ্ছা কৰা নাছিল বা স্বাভাৱিক ভাবে কৰিব বিচাৰিছিল। কিন্তু তেওঁ তেওঁ অধিক কাৰ্য কৰিছিল, তেওঁ সিমানে স্বাধীনতাত আনন্দ উপভোগ কৰিছিল।

মই সাধুতাৰে আপোনাক কওঁ যে তেওঁৰ কাৰণে এইটো সহজ নাছিল। তেওঁ অলপ

দিনত বা অলপ সপ্তাহত মুক্ত হোৱা নাছিল। মই উল্লেখ কৰাৰ দৰে নিষ্ঠিয়তাক জয় কৰাটো অতি কঠিন অৱস্থা হয় কাৰণ ইয়াক সহায় কৰিবলৈ কোনো অনুভূতি নাই।

ঈশ্বৰৰ সহায়ৰ প্ৰতি দেৱে দৃঢ়ভাৱে বিশ্বাস কৰিছিল আৰু এতিয়া তেওঁ কোনো ক্ষেত্ৰতেই নিষ্ঠিয় নহয়। বাক্যতেই জীৱন, আমাৰ সকলো অনাত্মৰ আৰু দূৰবৰ্দ্ধনৰ প্ৰচাৰ কাৰ্যৰ তেওঁ পৰিচালক আৰু আমাৰ মিনিষ্ট্ৰিৰ সকলো আৰ্থিক ব্যয়ৰ দায়িত্ব তেওঁৰ ওপৰত। সকলো সময়তে তেওঁ মোৰ লগত যাত্ৰা কৰে আৰু আমি কেতিয়া ক'লৈ যাম সকলো সিদ্ধান্ত তেওঁ লয়। তেওঁ আনন্দিক উৎকৃষ্ট পৰিয়ালৰ সদস্য। তেওঁ নিয়মিতভাৱে ঈশ্বৰৰ বাক্য আৰু প্ৰাথনাত সময় নিয়াই সংক্ষেপে, তেওঁ এজন সন্মানীয় আৰু প্ৰশংসনীয় ব্যক্তি।

তেওঁ এতিয়াও গল্ফ খেলে আৰু খেলৰ অনুষ্ঠানবোৰ চাই, কিন্তু তেওঁ কৰিবলগীয়া কামবোৰো তেওঁ কৰে। এতিয়া তেওঁক জনাৰ পাছত আৰু তেওঁ কৰা কামবোৰ দেখাৰ পাচত কোনোও ভাবিব নোৱাৰে যে তেওঁ এসময়ত নিষ্ঠিয় ব্যক্তি আছিল।

নিষ্ঠিয় অৱস্থাক জয় কৰিব পাৰি। কিন্তু কাৰ্যক্ষেত্ৰত নিষ্ঠিয়তাক জয় কৰাৰ প্ৰথম পদক্ষেপ হ'ল মনৰ নিষ্ঠিয়তাক জয় কৰা। দেবে অগ্ৰগতি লাভ কৰিব পৰা নাছিল যেতিয়ালৈকে তেওঁ সিদ্ধান্ত লোৱা নাছিল আৰু তেওঁৰ চিন্তাধাৰা সলনি কৰা নাছিল।

### সঠিক কাৰ্যই সঠিক চিন্তাক অনুসৰণ কৰে

তোমালোক জগতৰ (এই যুগৰ) অনুৰূপ নহ'বা, কিন্তু সিহঁতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰিজানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।

ৰোমীয়া ১২:২

ঈশ্বৰৰ প্ৰতিটি বাক্যত উৎসাহপূৰ্ণ নীতিশিক্ষা আছে, যেতিয়ালৈকে সঠিক কাৰ্যই সঠিক চিন্তাক অনুসৰণ কৰে, এই কথা বুজি নাপায় আৰু ইয়াক কাৰ্য্যত নকৰে তেতিয়ালৈকে কোনো ব্যক্তি জয়ৰ পথত অগ্ৰসৰ হ'ব নোৱাৰে।

ইয়াক বেলেগ ধৰণে মোক উথাপিত কৰিব দিয়ক, যেতিয়ালৈকে আপোনাৰ চিন্তাক সলনি নকৰে আপুনি আপোনাৰ আচৰণ সলনি কৰিব নোৱাৰে।

ঈশ্বৰে কৰিবলৈ আদেশ দিয়াৰ ভিতৰত সৎ চিন্তা প্ৰথম আৰু তাৰ পাছতহে সৎ কাৰ্যই অনুসৰণ কৰে। মই বিশ্বাস কৰো যে সৎ কাৰ্য বা শুন্দৰ আচৰণ সৎ চিন্তাৰ ‘ফল’ হয়। বহুতো বিশ্বাসীয়ে উচিতভাৱে কৰিবলৈ প্ৰল প্ৰচেষ্টা কৰে, কিন্তু প্ৰল প্ৰচেষ্টাৰ কাৰ্য ফল নহয়।

ଡାଲତ ଲାଗି ଥକାର ଦ୍ୱାରାଇ ଫଳ ଉତ୍ପନ୍ନ ହୟ (ଯୋହନ ୧୫:୪)। ଡାଲତ ଲାଗି ଥକା ମାନେଇ ଆଜ୍ଞା ପାଲନ କରବା (ଯୋହନ ୧୫:୧୦)।

ଯେତିଆଇ ଏହି ମୂଳ ନୀତିର ଓପରତ ଶିକ୍ଷା ଦିଓ ମହି ସଦାଇ ଇଫିଚିଆୟା ୪:୨୨-୨୪ ପଦ ବ୍ୟରହାର କରୋ । ୨୨ ପଦତ କୈଛେ, ତୋମାର ଆଗର ସ୍ଵଭାବର ପରା ନିଜକେ ଆଁତର କରବା (ଦୁର କରବା ଆକୁ ତୋମାର ପୁରୁଣ ପୁନର ଜୟ ନୋପୋରା ଜୀରନକ ତ୍ୟଗ କରବା) ଯି ତୋମାର ଆଗର ଜୀରନର ଆଚରଣ ଚରିତ୍ରାଙ୍କଣ କବେ ଆନ୍ତିଗ୍ରହଣ ଅରହ୍ତାର ପରା ଉତ୍ତର ହୋରା ଲାଲସା ଆକୁ ଇଚ୍ଛାର ଦ୍ୱାରାଇ କଲୁଷିତ କରେ ।

୨୪ ପଦେ ସେଇ ଏକେ ଚିନ୍ତାବେଇ କୈଛେ, ଆକୁ ଈଶ୍ଵରର ପ୍ରତିମୃତିର ଦ୍ୱାରା ସୃଷ୍ଟି ହୋରା, (ଈଶ୍ଵରର ଦରେ) ପ୍ରକୃତ ସତ୍ୟତାତ ଆକୁ ପରିତ୍ରାତ ନତୁନ ସ୍ଵଭାବ ଗଢ଼ି ତୋଳା (ନିଜକେ ପୁନର ସଞ୍ଜୀବିତ କରବା) ।

ସେଯେ ଆମି ଦେଖିଛୋ ଯେ ୨୨ ପଦତ ମୁଲତଃ ଆମାକ ଅସଂଭାବେ କାର୍ଯ୍ୟ କରିବଲୈ ବାଧା ଦିଛେ ଆକୁ ୨୪ ପଦେ ସୁନ୍ଦରାବେ କାର୍ଯ୍ୟ ଆବଶ୍ୟ କରିବଲୈ କୈଛେ । କିନ୍ତୁ ୨୩ ପଦକ ମହି ‘ବାକ୍ୟର ଦଲ୍ଲ’ ବୁଲି ମାତୋ । ଇଯାତ ଆମାକ କୈଛେ ୨୨ ପଦର ପରା (ଅଶୁନ୍ଦରାବେ କାର୍ଯ୍ୟ) ୨୪ ପଦଲୈ (ଶୁନ୍ଦରାବେ କାର୍ଯ୍ୟ) ଆମି କେନେକେ ଯାମ । ଆକୁ ତୋମାର ମନର ଆତ୍ମାକ ଅବିରାମଭାବେ ନତୁନ କରି (ନତୁନ ମାନସିକ ଆକୁ ଆସ୍ତିକ ଆଚରଣେର) ।

ପ୍ରଥମେ ଚିନ୍ତାଶକ୍ତିକ ସଲନି ନକରାକେ ଭୁଲ ଆଚରଣର ପରା ଶୁଦ୍ଧ ଆଚରଣତ ପ୍ରରେଶ କରା ଅସମ୍ଭର । ନିନ୍ଦ୍ରିୟ ମାନୁହେ ହୟତେ ଉଚିତ କାର୍ଯ୍ୟ କରିବ ବିଚାରେ, କିନ୍ତୁ ଯେତିଆଲେକେ ତେଓଁ ତେଓଁ ମନ ସକ୍ରିୟ ନକରେ ଆକୁ ଈଶ୍ଵରର ବାକ୍ୟ ଆକୁ ଇଚ୍ଛାତ ଲାଗି ନାଥାକେ ତେଓଁ କେତିଆୟ କରିବ ନୋରାବେ ।

ଉଦାହରଣ ସ୍ଵର୍ଗପେ ଏବାର ଏଜନ ମାନୁହେ ମୋର ଏଥନ ସଭାତ ପ୍ରାର୍ଥନାତ ଯୋଗଦାନ କରା କଥା ମନଲୈ ଆହିଛେ । ତେଓଁ ତୀଏ କାମ ସ୍ପୃହାର ସମସ୍ୟାତ ଆଛିଲ । ତେଓଁ ପତ୍ରୀକ ସାଁକେଯେ ଭାଲ ପାଇଁଛିଲ ଆକୁ ତେଓଁ ବୈବାହିକ ଜୀରନ ଧ୍ୱନି ଧ୍ୱନି ହୋରାଟେ ବିଚରା ନାଛିଲ, କିନ୍ତୁ ତେଓଁ ସମସ୍ୟା ସମାଧାନ କରାର ପ୍ରୟୋଜନ ଆଛିଲ ନହିଁଲେ ନିଶ୍ଚଯ ତେଓଁ ବୈବାହିକ ଜୀରନ ତେଓଁ ଧ୍ୱନି କରିଲେହେତେଣ ।

ତେଓଁ କଲେ “ଜ୍ୟାତ ମୋର ତୀଏ କାମ ସ୍ପୃହାର ସମସ୍ୟା ଆଛେ । ମହି ଆନ ମହିଲାର ପରା ଆଁତର ଥାକିବ ନୋରାରୋ । ମୋର ଉଦ୍ଧାବର କାରଣେ ଆପୁନି ପ୍ରାର୍ଥନା କରିବିଲେ ? ମହି ବହୁବାର ପ୍ରାର୍ଥନା କରିଛୋ, କିନ୍ତୁ ମହି କେତିଆୟ ଉତ୍ସତି ସାଧନ କରିବ ପରା ନାହିଁ ।”

ତେଓଁକ ଏହି କଥା କବଲୈ ପରିତ୍ରାତ ଆତ୍ମାଇ ମୋକ ସୌରାହ୍ତି ଦିଲେ — “ନିଶ୍ଚୟ ମହି ଆପୋନାର କାରଣେ ପ୍ରାର୍ଥନା କରିମ, କିନ୍ତୁ ଆପୋନାର ମନର ପର୍ଦାତ ଯି ଛବି ପ୍ରକାଶ କରିବଲୈ ଦିଛେ ତାର କାରଣେ ଆପୁନି ନିଶ୍ଚୟ କୈଫିୟାୟ ଦିବ ଲାଗିବ । ଆପୋନାର ଚିନ୍ତାଧାରାତ ଥକା କାମୋନ୍ତେଜକ ଚିତ୍ର ବା ଆନ

মহিলার সৈতে নিজক কল্পনা করিব নোরাবে, যদি আপুনি সঁচাকৈয়ে মুক্তভাবে থকাব আনন্দ বিচারিছে।”

এই মানুহজনৰ দৰে সেই ঠাইতে আন ব্যক্তিসকলেও অনুভৱ কৰিলে যে কিয় যদিও তেওঁলোকে মুক্ত হ'ব বিচাৰে তথাপিও ভেটা ভঙ্গাৰ অভিজ্ঞতা লাভ কৰা নাই। তেওঁলোকে তেওঁলোকৰ আচৰণ সলনি কৰিব বিচাৰে, কিন্তু চিন্তাধাৰা সলনি কৰিব নিবিচাৰে।

মন প্রায়ে এনে ক্ষেত্ৰত থাকে য'ত মানুহে “পাপত লিপ্ত হৈ থাকে।” মথি ৫:২৭-২৮ পদত যীচুৱে কৈছে, তুমি ব্যতিচাৰ নকৰিবা, ইয়াক যে কোৱা হৈছিল, তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কেঁওঁ, যি কোনোৱে তিৰোতা মানুহলৈ কামভাবে চায়, সি তেতিয়াই তাইৰ সৈতে ব্যতিচাৰ কৰিলে। পাপময় কাৰ্যৰ পথ পাপময় চিন্তাৰ দ্বাৰা আবৃত হয়।

মোৰ প্ৰথম ঘৰতে বাইবেল শিক্ষা গ্ৰহণ কৰা এগৰাকী মহিলাই ঈশ্বৰৰ ওচৰত নিজৰ জীৱন উৎসৱৰ্ক কৰিছিল আৰু তেওঁৰ ঘৰ আৰু বৈবাহিক জীৱন সুন্দৰভাবে চলাবলৈ বিচাৰিছিল। তেওঁৰ জীৱনত ঘৰ, ল'ৰা-ছোৱালী, বৈবাহিক জীৱন, আৰ্থিক, শাৰীৰিক অৱস্থা আদি সকলা বিশৃংghল আছিল। তাই মুক্তভাবে কৈছিল যে তেওঁ স্বামীক ভাল নাপায়। দৰাচলতে তাই স্বামীক ঘৃণা কৰে। তেওঁৰ আচৰণত ঈশ্বৰত্ব নাছিল বুলি জানিও, তাই তেওঁক ভাল পাৰ বিচাৰিছিল, কিন্তু তাই তেওঁৰ লগত থকাটো সহ্য কৰিব পৰা নাছিল।

আমি প্রার্থনা কৰিলো, তাই প্রার্থনা কৰিলে, আমি প্ৰতিজনে প্রার্থনা কৰিলো! আমি তাইৰ লগত বাইবেল শিক্ষা আলোচনা কৰিলো আৰু শুনিবৰ বাবে টেপ দিলো। আমি কৰিব জনা সকলো কৰিলো আৰু তাই আমাৰ উপদেশ মানিছিল যেন লাগিছিল যদিও তাই অগ্ৰগতি কৰিব পৰা নাছিল। কি ভুল আছিল? পৰামৰ্শ দিয়াৰ সময়ত তাই যে গোটেই জীৱনটো স্বপ্নবিলাসী আছিল তাক প্ৰকাশ পাইছিল। তাই সদাই অপেশৰীৰ সাধু কল্পনা কৰিছিল য'ত তাই ৰাজকুৱাঁৰী আছিল আৰু ধূনীয়া ৰাজকুমাৰৰ কামৰ পৰা ঘৰলৈ ঘূৰি আহোতে ফুল আৰু মিঠাই লৈ আহি তেওঁৰ গভীৰ অনুৰাগত ভৱিব তল পৰিক্ষাৰ কৰিছিল।

তাই গোটেই দিনটো এইদৰে ভাৰি কটাইছিল, আৰু যেতিয়া তাইৰ স্বামী কামৰ পৰা ঘৰলৈ ভাগৰ, গভীৰ বোজা, ঘাম আৰু লেতেৰা হৈ আহিছিল (এটা দাঁত নোহোৱাকৈ) তাই তেওঁক ঘৃণা কৰিছিল।

অলপ সময়ৰ কাৰণে এই অৱস্থাৰ কথা ভাৰিলো। মহিলা গৰাকীৰ পুনৰ জন্ম হৈছিল, তথাপিও তাইৰ জীৱন বিশৃংghল আছিল। তাই ঈশ্বৰৰ বাধ্য হৈ আৰু তেওঁৰ কাৰণে জীয়াই থাকিব বিচাৰিছিল, আৰু তাই স্বামীক ভাল পাৰ বিচাৰিছিল কাৰণ এয়া ঈশ্বৰৰ ইচ্ছা বুলি তাই জানিছিল। তাই নিজৰ জীৱনত আৰু বৈবাহিক জীৱনত বিজয় লাভ কৰিবলৈ ইচ্ছা কৰিছিল,

কিন্তু তাইৰ মনে তাইক পৰাজিত কৰিছিল। স্বামীৰ প্রতি থকা বিত্তঘণ দূৰ কৰিবলৈ তাইৰ কোনো উপাই নাছিল যেতিয়ালৈকে ‘সুস্থির মন’ গঢ়ি তুলিব পৰা নাছিল।

তাই মানসিকভাবে এনে পৃথিবীত বাস কৰিছিল যিটো নাই আৰু কেতিয়াও নহ'ব। সেয়ে বাস্তৱৰ সম্মুখীন হ'বলৈ সম্পূৰ্ণ ভাবে প্রস্তুত নাছিল। তাইৰ নিষ্ঠিয় মন আছিল, সেয়ে ঈশ্বৰৰ বাক্য অনুযায়ী নিজৰ চিন্তা প্ৰয়োগ কৰিব পৰা নাছিল, তাইৰ মনত দুষ্ট আত্মাই চিন্তাবোৰ সন্মুৰাই দিছিল।

যেতিয়ালৈকে সেই চিন্তাবোৰ নিজৰ চিন্তা বুলি ভাৰিছিল আৰু সেইবোৰত আনন্দ কৰিছিল, তাই কেতিয়াও বিজয়ৰ অভিজ্ঞতা লাভ কৰিব পৰা নাছিল। তাই চিন্তাবোৰ সলনি কৰাত তাইৰ জীৱনো সলনি হ'বলৈ আৰম্ভ কৰিলো। স্বামীৰ প্রতি তাইৰ মানসিক দৃষ্টিকোণ সলনি কৰিলো আৰু তেওঁ তাইৰ প্রতি ব্যৱহাৰ আৰু তেওঁৰ বহিঃকৃত সলনি কৰিবলৈ আৰম্ভ কৰিলো।

### উৰ্দ্ধত কি হয় তাত আপোনাৰ মন স্থাপিত কৰক

এতেকে তোমালোকে যদি খ্রীষ্ট সৈতে তোলা হলা, তেন্তে ঈশ্বৰৰ সেঁহাতে, যি ঠাইত খ্রীষ্ট বহি আছে, ওপৰত থকা সেই ঠাইৰ কথা বিচাৰিবা।

পৃথিবীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা।

কলটীয়া ৩:১-২

আকৌ এবাৰ আমি একেই মুলতত্ত্ব দেখিছো — আমি যদি যীচুৱে দিয়া জয়যুক্ত জীৱনত বাস কৰিব বিচাৰো, তেতিয়াহ'লে পৃথিবীৰ কথাত নহয়, কিন্তু নতুন, প্ৰভাৱশালী জীৱনৰ প্রতি মনোযোগ দি আৰু উৰ্দ্ধত সকলো কথা বাখিব লাগিব।

পাচনি পৌলে সাধাৰণ ভাৱে কৈছে যে যদি আপুনি আৰু মই ভাল জীৱন বিচাৰো, তেতিয়াহ'লে ভাল কথাত মন প্ৰয়োগ কৰিব লাগিব।

বহুতো বিশ্বাসীয়ে ভাল জীৱন বিচাৰি তেওঁলোকলৈ ভাল হ'ব বুলি কামনা কৰে কিন্তু তেওঁলোক নিষ্ঠিয় ভাৱে বহি থাকে। প্ৰায়ে তেওঁলোকে বিজয়ী জীৱন যাপন কৰা আন ব্যক্তিসকলৰ প্রতি ঈর্যাপৰায়ন হয় আৰু নিজৰ কষ্টকৰ জীৱনৰ বাবে ক্ষুক্র হয়।

যদি আপোনাৰ সমস্যা দূৰ কৰিব বিচাৰে আৰু যদি সঁচাকৈয় আপুনি জয়যুক্ত জীৱন বিচাৰে, আপোনাৰ নিশ্চয় মূল আশ্রয় থাকিব লাগিব, কেৱল অভিলাষ নহয়। আপুনি সক্ৰিয় হ'বই লাগিব— নিষ্ঠিয় নহয়। সৎ চিন্তাৰ দ্বাৰাই সৎ কাৰ্য আৰম্ভ হয়। আপোনাৰ মন নিষ্ঠিয় নকৰিব। সৎ চিন্তা কৰিবলৈ আজিয়েই আৰম্ভ কৰক।

অধ্যায়

১৫

ঞ্চাষ্টের মন



## শ্রীষ্টির মন

সৎ চিন্তা করিবলৈ এতিয়া আপুনি দৃঢ়ভাবে শিক্ষান্ত  
গৈছে বুলি মই বিশ্বাস করো, আহক আমি চাওঁ  
ইশ্বরৰ ইচ্ছা অনুসূবে শুন্দ বুলি বিবেচনা কৰা  
চিন্তাসমূহ। নিশ্চয়কৈ বহুতো ধৰণৰ চিন্তাৰ বিষয়  
আছে যিবোৰ চিন্তা পৃথিবীত যেতিয়া যীচু আছিল  
তেওঁৰ বাবে চিন্তীয় বুলি বিবেচিত নহৈছিল। আমি  
যদি তেওঁক অনুসৰণ কৰিব বিচাৰো তেতিয়া হলে  
নিশ্চয় আমি তেওঁ চিন্তা কৰাৰ দৰে কৰিবলৈ আৰস্ত  
কৰিব লাগিব। এই মুহূৰ্তত আপুনি নিশ্চয় ভাবিছে,  
'জয়চ, এইটো অসম্ভৱ। যীচু নিখুঁত আছিল। মই হয়তো মোৰ চিন্তা উন্নত কৰিব পাৰিম, কিন্তু  
তেওঁ ভবাৰ দৰে মই কেতিয়াও ভাবিব নোৱাৰো।'

আমাক বাইবেলে কৈছে যে আমাৰ শ্রীষ্টিৰ মন আৰু নতুন হৃদয় আৰু আত্মা আছে।

### নতুন হৃদয় আৰু আত্মা

মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন  
আত্মা স্থাপন কৰিম, আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলংকপ মন গুচাই  
তোমালোকক মাংস ৰূপ মন দিম। আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা  
স্থাপন কৰি, তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ  
বিধিৰোৰত চলাম, তাতে তোমালোকে মোৰ শাসন-প্রাণালীবোৰ পালন কৰি সেই  
মতে কাৰ্য কৰিবা।

মিহিঙ্কেল ৩৬:২৬-২৭

খ্রীষ্টিয়ান হিচাপে, আপোনাৰ আৰু মোৰ নতুন স্বভাৱ আছে, যিটো নতুন জন্মৰ সময়ত  
আমাৰ মাজত স্থাপিত হল সেয়া আচলতে ঈশ্বৰৰ স্বভাৱ হয়।

এই বাইবেলৰ পদৰ পৰা আমি দেখিছো যে ঈশ্বৰে জানিছিলে আমি যদি তেওঁৰ বিধি

আৰু বিধানৰ মতে চলিব লগা হয় তেতিয়া আমাক তেওঁ নতুন হৃদয় আৰু তেওঁৰ আত্মা (আৰু মন) দিব লাগিব। ৰোমীয়া ৮:৬ পদত শাৰীৰিক মন আৰু আত্মিক মনৰ কথা কৈছে আৰু আমাক কৈছে যে মৃত্যু শাৰীৰিক মনত চলাৰ পৰিনাম, আৰু আত্মিক মনত চলাৰ ফলত জীৱন হয়।

জীৱন আৰু মৃত্যু কেনেকৈ নিৰ্ণয় কৰিব পাৰি শিকাৰ দ্বাৰাই আমি আচৰিত ধৰণে উন্নতি সাধন কৰিব পাৰো।

আপোনাক যদি কিবা কথাই মৃত্যুৰ প্ৰভাৱ পেলাইছে, সেই প্ৰভাৱত আৰু নাথাকিব। যেতিয়া বিশেষ কিছুমান চিন্তাই আপোনার মন মৃত্যুৰ কথাৰে ভৰাই তোলে আপুনি তৎক্ষণাত জানিব লাগে যে এয়া আত্মাৰ মন নহয়।

বহলাই ক'বলৈ হলে, উদাহৰণ স্বৰূপে আন মানুহৰ অন্যায়ৰ কাৰণে মই কষ্ট ভুগি কৰিব লগা কথা চিন্তা কৰো, আৰু মোৰ খঙ উঠে। সেই ব্যক্তি জনক মই কিমান বেয়া পাওঁ ভাৰিবলৈ ধৰো। মই যদি নিৰ্ণয়কাৰী হওঁ মই লক্ষ কৰিম যে মই মৃত্যুৰ দ্বাৰাই প্ৰভাৱিত হৈছো। মই নিৰাশ, অস্থিৰ, মানসিক উৎকৃষ্টত ভুগিছো— মই হয়তো শাৰীৰিক অসুবিধা অনুভৱ কৰিব পাৰো। ভুল চিন্তাৰ বাবে হয়তো মূৰৰ বিষ, পেটৰ বিষ বা অযথা ভাগৰ লাগিব পাৰে আনহাতে মই যদি ভাবো মই কিমান আশীৰ্বাদ প্রাপ্তি আৰু মোৰ কাৰণে ঈশ্বৰ কিমান দয়ালু তেতিয়া মই নিৰ্ণয় কৰিম যে মোৰ জীৱন পৰিপূৰ্ণতাৰে ভৰপূৰ।

বিশ্বাসীৰ কাৰণে জীৱন আৰু মৃত্যু নিৰ্ণয় কৰিবলৈ শিকাটো অতি আৱশ্যকীয় কথা যীচুৱে নিজৰ মন আত্মাৰ মাজত স্থাপিত কৰি জীৱনৰ পৰিপূৰ্ণতাৰ কাৰণে ব্যৱস্থা কৰিলো সেয়ে আমি খীটৰ মন অনুসৰণ কৰিবলৈ সিদ্ধান্ত ল'ব লাগে।

এই অধ্যায়ৰ বেলেগ পৃষ্ঠাত খীটৰ মন অনুসৰণ কৰাৰ তালিকা দিয়া হৈছে।

### ১) নিশ্চিয়তাৰে চিন্তা কৰক।

এক পৰামৰ্শ নহলে দুজনে একেলগে চলিব নে?

আমোচ ৩:৩

খীটৰ মন অনুসাৰে যদি এজন মানুহে চিন্তা কৰে, তেওঁৰ ভাৱ কেনে হ'ব? সেই সকলো ভাৱ স্থিৰ বিশ্বাসৰ ভিত্তিত যে হ'ব সেইটো খাটাই। আগৰ অধ্যায়ত স্পষ্ট নিৰ্দিষ্ট চিন্তাৰ যে অত্যন্ত আৱশ্যক তাক আমি ইতিমধ্যে আলোচনা কৰিছো। এই ক্ষেত্ৰত আপুনি হয়তো পাচ অধ্যায়লৈ ঘূৰি যাবলৈ আৰু আপোনাৰ স্মৰণ শক্তিক নিশ্চিত ভাৱে গুৰুত্ব আৰোপ কৰি

সজীব কৰিবলৈ ইচ্ছা কৰিব পাৰে। মই এই বিষয়ে পুনৰ পঢ়িলো আৰু যদিও মই এই বিষয়ে লিখিছো। তথাপি মই নিজকে আশৰ্বাদ প্রাপ্ত কৰিছো।

নিশ্চিত হোৱাৰ শক্তিৰ বিষয়ে কেতিয়াও ক'ব নোৱাৰি। ঈশ্বৰ স্পষ্ট নির্দিষ্ট আৰু আপুনি আৰু মই যদি তেওঁক অনুসৰণ কৰিব বিচাৰো, আমি নিশ্চয় একেই তৰংগ দৈৰ্ঘ্যত সোমাৰ লাগিব আৰু নিশ্চিতভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিব লাগিব। মই নিয়ন্ত্ৰিত মনৰ ব্যয়ামৰ বিষয়ে কোৱা নাই, কিন্তু সকলো দিশত নির্দিষ্ট ব্যক্তি হোৱাৰ বিষয়েহে কৈছো।

নিশ্চিত লক্ষ আৰু মনোভাব বাখক। নিশ্চিত চিন্তা আৰু আশা ধৰি বাখক। নিশ্চিত কথা বতৰাত লাগি থাকক।

যীচুৱে নিশ্চয়কৈ নিশ্চিত লক্ষ আৰু মনোভাব দেখুৱাইছে। মিছা কথাবে যেতিয়া তেওঁৰ প্ৰয়োজনৰ সময়ত শিয়সকলে তেওঁক পৰিত্যাগ কৰিছিল, — অকলশৰীয়া কৰি, ভুল বুজা-বুজিৰে আৰু বহুতো আন আন নিৰাশজনক কথাবে ব্যক্তিগতভাৱে আক্ৰমান্ত হৈ যথেষ্ট কষ্ট সহ্য কৰিছিল। তথাপিও এই সকলো অনিশ্চয়তাৰ মাজত তেওঁ নিশ্চিত হৈ আছিল। তেওঁৰ সদাই আধ্যাত্মিক উন্নতিৰ মন্তব্য আৰু উৎসাহিতজনক শব্দ আছিল, যিসকলৰ ওচৰ চাপিছিল সেই সকলোকে সদাই আশা দিছিল।

আমাৰ মাজত থকা ঞ্চীষ্টৰ মন নিশ্চিত হয়, সেয়ে যি কোনো সময়তে আমি অনশ্চিত হলে, আমি ঞ্চীষ্টৰ মনৰ দ্বাৰাই পৰিচালিত নহও। কোটি কোটিলোক হতাশাত ভোগে, বিপৰীতমুখী নোহোৱাকৈ হতাশ হোৱাটো সম্ভৰ নহয় বুলি মই ভাৰো যেতিয়ালৈকে বেমাৰৰ কাৰণ নহয়। আনকি তেনে বিষয়ত বিপৰীতমুখী স্বভাৱে সমস্যা আৰু ৰোগৰ লক্ষণ বৃদ্ধিহে কৰে।

গীতমালা ৩:৩ অনুযায়ী ঈশ্বৰ আমাৰ গৌৰৰ আৰু আমাৰ মূৰ উচ্চকৰোতা। তেওঁ আমাৰ সকলো উদ্বলৈ নিব বিচাৰে আমাৰ আশা, আমাৰ মনোভাব, আমাৰ ভাৱৰোধ, আমাৰ মূৰ, হাত, আৰু অন্তৰ — আমাৰ গোটেই জীৱন। তেওঁ আমাৰ পৰিত্ব উন্নোলনকাৰী!

ঈশ্বৰে আমাক উৰ্ধ্বমুখী কৰিব বিচাৰে আৰু চয়তানে আমাক নিন্দনগামী কৰিব বিচাৰে। আমাক হতাশাত ভোগাবলৈ চয়তানে আমাৰ জীৱনৰ অনিশ্চিত ঘটনা আৰু পৰিস্থিতি ব্যৱহাৰ কৰে। অভিধানে হতাশ শব্দটো এইদৰে ব্যাখ্যা কৰে ‘আঘাত দুৰ্বলঃ দুঃখিত কৰা।’ Webster মতে, কিবা কথাই হতাশাত পোলোৱা মানে ‘চাৰিওফালৰ ক্ষেত্ৰত ডুবি যোৱা আন্তৰিকতাহীন।’ নিৰৎসাহ কৰা মানে ডুবি যোৱা আন্তৰিকতাহীন।’

নিৰুৎসাহ কৰা মানে ডুব যোৱা, নিম্নগামী হোৱা বা নিম্নস্তৰত থকা, নিয়মিত ভাৱে অনিশ্চয়তাৰ ভাবৰোৰ চিন্তা কৰা আমাৰ সুবিধা থাকে, কিন্তু সেইবোৰে কেৱল আমাক নিম্নগামীহৈ কৰে। অনিশ্চয়তাত থকাৰ দ্বাৰাই আমাৰ সমস্যাৰ সমাধান নহয়, ই কেৱল আৰু বৃদ্ধিহৈ কৰে।

### নিৰাশাক জয় কৰক

গীতমালা ১৪৩:৩-১০ পদে নিৰাশা আৰু তাক কেনেকৈ জয় কৰিব পাৰি ব্যাখ্যা কৰিছে। এই পদসমূহ আমি বহুলভাৱে চাওঁ, শক্তিৰ আক্ৰমণক জয় কৰিবলৈ আমি কি পদক্ষেপ লব পাৰো

১) সমস্যাৰ কাৰণ আৰু স্বভাৱজাত গুণ চিনান্ত কৰক।

কাৰণ শক্তিৰ মোৰ প্রাণক তাড়না কৰিলে, মোৰ জীৱন মাটিত পেলাই গুড়ি কৰিলে,  
মোৰ অন্ধকাৰময় ঠাইত বসতি কৰাই কেতিয়াবাই মৰা মানুহৰ দৰে কৰিলে।

গীতমালা ১৪৩:৩

‘আন্ধাৰ স্থানত বসতি কৰা জন বহু পুৰোই মৃত্যু হোৱাৰ দৰে’, মোৰ কাৰণে নিৰাশাত ভূগি থকা এজনক ব্যাখ্যা কৰাৰ দৰে।

লক্ষ কৰক যে এই নিৰাশাৰ কাৰণ বা উৎসই, আমাৰ আন্ধাৰ ওপৰত আক্ৰমণ কৰে, সেয়ে হ'ল চয়তান।

২) উপলব্ধি কৰক যে নিৰাশাই জীৱন আৰু পোহৰ কাঢ়ি লয়।

এই হেতুকে মোৰ আন্ধা মোৰ অন্তৰত ব্যাকুল হৈছে (হতাশাত মেৰিয়াই থোৱা)  
মোৰ অন্তৰত মোৰ মন বিমোৰ হৈছে।

গীতমালা ১৪৩:৪

হতাশাই এজন ব্যক্তিৰ আত্মিক স্বাধীনতা আৰু শক্তি দমাই ৰাখে।

আমাৰ আন্ধা (ঈশ্বৰৰ আন্ধাৰ দ্বাৰা শক্তিমন্ত আৰু উৎসাহিত হোৱা) শক্তিশালী আৰু স্বাধীন হয়। সেয়েহে চয়তানে আমাৰ মন আন্ধাৰ আৰু হতাশাৰে পূৰ্ণ কৰি ইয়াৰ শক্তি আৰু স্বাধীনতা দমন কৰিব বিচাৰে। ‘হতাশ’ আগমনৰ প্রতি তৎক্ষণাত সচেতন হৈ প্ৰত্যাখ্যান কৰাটো যে অতি গুৰুত্বপূৰ্ণ কথা তাক অনুগ্ৰহ কৰি অনুভৱ কৰক। যিমান দীঘলীয়া সময় ইয়াক থাকিবলৈ দিয়ে, সিমানেই ইয়াক দমন কৰাটো কঢ়িন হৈ পৰে।

৩) ভাল সময়বোৰ মনত পেলাওক।

মই পূৰ্বকালৰ দিন সেঁৱৰণ কৰিছো, তোমাৰ সমুদায় কৰ্ম ধ্যান কৰিছো তোমাৰ হাতৰ কাৰ্য আলোচনা কৰিছো।

গীতমালা ১৪৩:৫

এই পদত আমি দেখিছো যে গীতিকাৰে তেওঁৰ অৱস্থাৰ প্ৰতি সঁহাৰি দিছে। মনত পেলোৱা, ধ্যানত বহা আৰু গুণ-গঁথা কৰি থকা এই সকলো মনৰ কাৰ্য। তেওঁ নিশ্চয়কৈ জানে যে তেওঁৰ চিন্তাই তেওঁৰ অনুভূতিক ব্যাঘাত জন্মাই, সেয়ে তেওঁ এনে কিছুমান কথা চিন্তা কৰাত নিজকে ব্যস্ত ৰাখিব লাগে যিহে তেওঁক তেওঁৰ মনৰ আক্ৰমণক জয় কৰিবলৈ সহায় কৰিব।

৪) সমস্যাৰ মাজতেই ঈশ্বৰৰ প্ৰশংসা কৰক।

মই তোমালৈ হাত মেলিছো, শুকান ভূমিৰ নিচিনাকৈ (পানীৰ কাৰণে) মোৰ প্ৰাণ তোমালৈ ত্ৰঃগতুৰ হৈছে। চেলা (ফন্টেক কওক, আৰু সেই বিষয়ে নীৰবে ভাবক) !

গীতমালা ১৪৩:৬

ঈশ্বৰৰ স্তুতিগীতি লিখোতাই প্ৰশংসা কৰাৰ গুৰুত্ব জানে, সেয়ে উপাসনাৰ কাৰণে তেওঁ হাত ওপৰলৈ কৰে। প্ৰকৃততে তেওঁৰ প্ৰয়োজন কি তেওঁ স্পষ্ট কৰে তেওঁৰ জীৱনত ঈশ্বৰৰ উপস্থিতিৰ প্ৰয়োজন। কেৱল ঈশ্বৰেহে তেওঁক সন্তুষ্ট কৰিব পাৰে।

বহু সময়ত মানুহ নিৰাশাত ভোগাৰ কাৰণ হ'ল, তেওঁলোকক কিবা এটাৰ প্ৰয়োজন, আৰু তেওঁলোকে সেইটো ভুল ঠাইত বিচাৰে, যিহে কেৱল তেওঁলোকৰ সমস্যাহে বৃদ্ধি কৰে।

যিৰিমিয়া ২:১৩ পদত ঈশ্বৰে কৈছে, কিয়নো মোৰ প্ৰজাৰিলাকে দুটা দোষ কৰিলে, তেওঁবিলাকে জীৱন্ত জলৰ ভুমুক স্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁবিলাকে নিজৰ নিমিত্তে জলাধাৰ পানী ৰাখিব নোৱাৰা ভগা জনাধাৰ খানিলে।

ত্ৰঃগতুৰ আত্মাক আকল ঈশ্বৰেই পানী দিব পাৰে।

যি কোনো কথাই আপোনাক পৰিপূৰ্ণতাৰে সম্পূৰ্ণভাৱে সন্তুষ্ট কৰিব পাৰে বুলি ভাবি ঠগ নাথাব। ভুল কথাৰ পাচে পাচে যোৱাৰ ফল স্বৰূপে আপোনাক হতাশাগ্ৰস্ত কৰে, আৰু হতাশাই মানসিক দুৰ্বলতাৰ কাৰণে দুৱাৰ খুলি দিয়ে।

৫) ঈশ্বৰৰ সহায় বিচাৰক।

হে যিহোৱা শীঘ্ৰে মোক উত্তৰ দিয়া, মোৰ প্ৰাণ ক্ষীণ হৈ গৈছে, মই যেন গাঁতলৈ

নামি ঘোৱা বিলাকৰ নিচিনা নহও এই নিশিতে মোৰ পৰা তোমাৰ মুখ লুকুৱাই  
নাৰাখিব।

গীতমালা ১৪৩:৭

স্তুতি গীত বচনা কৰোতাই ঈশ্বৰৰ সহায় বিচাবিছে। তেওঁ সাধাৰণভাৱে কৈছে — ঈশ্বৰ  
সোনকালে কৰক, কাৰণ আপোনাৰ অবিহনে মই বেছি সময় থৰি ৰাখিবলৈ সক্ষম নহওঁ।

৬) ঈশ্বৰৰ মাত শুনক।

ৰাতিপুৱাতে মোক তোমাৰ কৃপাৰ বচন শুনোৱা, কাৰণ মই তোমাক ভৰণা কৰিছো,  
মই চলিবলগীয়া পথ মোক জনোৱা, কিয়নো মই তোমালৈ হাবিয়াহ কৰিছো।

গীতমালা ১৪৩:৮

ঈশ্বৰৰ স্তুতি গীত বচনা কৰোতাই জানে যে তেওঁ ঈশ্বৰৰ মাত শুনাৰ প্ৰয়োজন। তেওঁ  
ঈশ্বৰৰ প্ৰেম আৰু দয়াৰ বিষয়ে সুনিশ্চিত হোৱাৰ প্ৰয়োজন। তেওঁক ঈশ্বৰৰ মনোযোগ আৰু  
নিৰ্দেশৰ প্ৰয়োজন।

৭) উদ্বাৰৰ কাৰণে প্ৰার্থনা।

হে যিহোৱা মোৰ শক্ৰবোৰৰ পৰা মোক উদ্বাৰ কৰা, মোক লুকুৱাই ৰাখিবৰ  
নিমিত্তে মই তোমাৰ ওচৰলৈ পলাই আহিছো।

গীতমালা ১৪৩:৯

আকৌ এবাৰ স্তুতিগীত লিখকে প্ৰকাশ কৰিছে যে এই বিষয়ে কেৱল ঈশ্বৰেহে সহায়  
কৰিব পাৰে।

অনুগ্রহ কৰি লক্ষ কৰক যে এই সমূহ আলোচনাত তেওঁ তেওঁৰ মন ঈশ্বৰত মনোনিৰেশ  
কৰিবে, সমস্যাত নহয়।

৮) ঈশ্বৰৰ সূক্ষ্মদৰ্শন শক্তি, জ্ঞান আৰু নেত্ৰিত দিয়াৰ সমৰ্থ বিচাৰক।

তোমাৰ ইষ্ট কৰ্ম সিদ্ধ কৰিবলৈ মোক শিক্ষা দিয়া, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ,  
তোমাৰ আত্মা মংগলময় সমান ভূমিয়েদি মোক চলাই নিয়া।

গীতমালা ১৪৩:১০

অৱশ্যে স্তুতি গীত লিখকে ইংগিত দিছে যে তেওঁ ঈশ্বৰৰ ইচ্ছাৰ পৰা আঁতিৰি গৈছিল  
আৰু সেয়ে তেওঁৰ আত্মাক আক্ৰমণ কৰিবলৈ দুৱাৰ খোলা হৈছে। তেওঁ ঈশ্বৰৰ ইচ্ছাত  
থাকিব বিচাৰে কাৰণ এতিয়া তেওঁ অনুভৱ কৰিছে যে এয়াই কেৱল সুৰক্ষিত ঠাই হ'ব পাৰে।

তার পাছত তেওঁ স্থির হবর বাবে ঈশ্বরৰ সহায়ৰ বাবে অনুরোধ কৰিলে। তেওঁৰ বচনা শেলীক মই বিশ্বাস কৰো, ‘মোক সমতল দেশলৈ চলাই নিয়া,’ ইয়াত তেওঁৰ ভাৰ প্ৰকাশ পাইছে। তেওঁ সমান্তৰালভাৱে থাকিব বিচাৰিছে। উঠা নমা কৰি নহয়।

### আপোনাৰ অন্ত্র ব্যৱহাৰ কৰক

কিয়নো আমাৰ অন্ত্রশান্ত মাংসিক নহয়, কিন্তু দুৰ্গ ভাণ্ডিবলৈকো ঈশ্বৰৰ আগত বলৱান।

আমি মনৰ তৰ্ক-বিতৰ্ক, আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উথাপিত হোৱা ওখ বিষয় সকলোকে ভাণ্ডি পেলাই সকলো কল্পনাক বন্দী কৰি খ্ৰীষ্টৰ অজ্ঞাধান কৰিছো।

২ কৰষ্টীয়া ১০:৪-৫

চয়তানে কোটি কোটি মানৱক আনন্দৰ আৰু নিৰাশাৰ গাতলে ঠেলি দিবলৈ দৈহিক আৰু মানসিক ভাৱে দুৰ্বল অৱস্থাক ব্যৱহাৰ কৰে, আঘ্যত্যাৰ মনোভাৱ থকা মানুহ সাধাৰণতে খুব বিপৰীতমুখী হয়, সেয়ে তেওঁ ভবিষ্যৎৰ কোনো আশা দেখা নাপায়।

মনত ৰাখিব : বিপৰীতমুখী অনুভূতি বিপৰীতমুখী চিন্তাৰ পৰা আহে।

মনেই যুদ্ধক্ষেত্ৰ হয়, ই এনে ঠাই য'ত যুদ্ধ জয় হয় বা নহয়। আজিয়েই নিশ্চিত হ'বলৈ সংকল্প কৰক সকলো বিপৰীতমুখী কল্পনা দূৰ কৰি আৰু আপোনাৰ চিন্তাধাৰা যীচু খ্ৰীষ্টৰ বাধ্যতালৈ আনক। (২ কৰষ্টীয়া ১০:৫)

২) ঈশ্বৰৰ মনোভাৱৰ হওঁক।

যাৰ মনে তোমাত নিৰ্ভৰ কৰে, তুমি তাক সম্পূৰ্ণশান্তিত ৰাখিবা কিয়নো সি তোমাক ভৱযা কৰিছো।

যিচ্যা ২৬:৩

যীচুৱে অবিৰতভাৱে তেওঁৰ স্বৰ্গীয় পিতৃৰ সৈতে সহভাগিতা ৰাখিছিল। কোনো এজনৰ সৈতে সম্পূৰ্ণ সহযোগিতা ৰাখিবলৈ হলে সেই বিশেষ ব্যক্তিজনৰ সৈতে আপোনাৰ মনৰ মিল নাথাকিলে ই সন্তুষ্ট হৈ নুঠে। যদি মই আৰু মোৰ স্বামী গাঢ়ীত একেলগে গৈ থাকো, আৰু তেওঁ মোৰ সৈতে কথা পাতে, কিন্তু মই বেলেগ কিবা চিন্তা কৰি থাকো, তাৰ মানে আমি প্ৰকৃততে সহভাগিতা বখা নাই কাৰণ মই মোৰ সম্পূৰ্ণ ধ্যায়ান তেওঁত দিয়া নাই। মই বিশ্বাস কৰো যে আমি নিশ্চিতভাৱে ক'ব পাৰো মানুহৰ চিন্তা ধাৰাই খ্ৰীষ্টৰ মনত কাৰ্য কৰিলে ঈশ্বৰত আৰু তেওঁৰ মহৎ কাৰ্যত থাকিলহৈতেন।

## ঈশ্বৰ আৰু তেওঁৰ কাৰ্যত ধ্যান দিয়ক।

যেতিয়া মই শয্যাত তোমাক সৌৱৰণ কৰোঁ, আৰু ৰাতিৰ প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।

তেতিয়া মগজু আৰু তেলীয়া মাংসত তৃপ্ত হোৱাদি মোৰ প্ৰাণ তৃপ্ত হ'ব, আৰু মোৰ মুখে আনন্দিত ওঁঠেৰে তোমাৰ প্ৰশংসা কৰিব।

গীতমালা ৬৩:৫-৬

মই তোমাৰ সকলো কাৰ্য ধ্যান কৰিম, আৰু তোমাৰ ক্ৰিয়োবোৰ আলোচনা কৰিম।

গীতমালা ৭৭:১২

মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ পথলৈ দৃষ্টি ৰাখিম (তোমাৰ নিয়মেৰে নিৰ্ধাৰিত কৰা জীৱনৰ পথ)

গীতমালা ১১৯:১৫

মই পূৰ্বকালৰ দিন সৌৱৰণ কৰিবছা, তোমাৰ সমুদায় কৰ্ম ধ্যান কৰিছোঁ। তোমাৰ হাতৰ কাৰ্য আলোচনা কৰিছোঁ।

গীতমালা ১৪৩:৫

স্মৃতিগীত লিখক দায়ুদে সঘনাই ঈশ্বৰক ধ্যান কৰাৰ কথা, তেওঁৰ সাধুতা, আৰু তেওঁৰ কাৰ্য আৰু পথৰ বিষয়ে কৈছে। ই সাংঘাতিক ধৰণে ঈশ্বৰৰ সাধুতা আৰু তেওঁৰ হাতে কৰা আচাৰিত কাৰ্যবোৰ চিন্তা কৰিবলৈ উদগনি দিয়ে।

মই দুৰদৰ্শনৰ পৰ্দাত প্ৰকৃতি, জন্ম, সাগৰৰ জীৱন ইত্যাদি চাই আনন্দ লাভ কৰোঁ কাৰণ এইবোৰে ঈশ্বৰৰ মহান্তা, ভয়াবহতা, তেওঁৰ অসীম সৃজনী শক্তি, আৰু কেনেকৈ তেওঁৰ পৰাক্ৰমি শক্তিৰে সকলো ধৰি ৰাখে তাক প্ৰদৰ্শন কৰে। (ইঞ্জি ১:৩)

আপুনি যদি জয়যুক্ত জীৱনৰ অভিজ্ঞতা বিচাৰে তেতিয়াহ'লে ঈশ্বৰক ধ্যান কৰা আৰু তেওঁৰ পথ আৰু কাৰ্যবোৰ আপোনাৰ চিন্তাৰ নিয়মিত অংশ হোৱাৰ প্ৰয়োজন।

মোৰ বাবে বাইবেলৰ এটা ভালপোৱা পদ হল, গীতমালা ১৭:১৫, য'ত গীতিকাৰে ঈশ্বৰক কৈছে, মই হ'লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখিম, সাৰ পাই তোমাৰ মূল্তি তৃপ্ত হ'ম (আৰু তোমাৰ সৈতে মধুৰ সহাভিগতাত থাকিম)

মই বহুতো ভাল নলগা দিন কটাইছিলো কাৰণ প্ৰতি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে

মই অসৎ চিন্তা কৰা আবস্থ কৰিছিলো। মই স্পষ্টভাবে কৰ পাৰো যে মই সম্পূর্ণভাৱে সন্তুষ্ট যেতিয়াৰ পৰা মোৰ মাজত থকা খীঁষ্টৰ মনৰ দ্বাৰাই (আঘাৰ মন) পৰিব্ৰজা আঘাৰ মোক সহায় কৰিলৈ। ৰাতিপূৰাতে ঈশ্বৰৰ সৈতে সম্পর্ক স্থাপন কৰাৰ দ্বাৰাই আনন্দময় জীৱন আৰস্ত কৰাৰ পথ যে হয় সেইটো নিশ্চিত।

### ঈশ্বৰৰ সৈতে সম্পর্ক স্থাপন

মই তোমালোকক সত্য কথা কওঁ যে, মই যোৱাই তোমালোকৰ হিতহে, কিয়নো  
মই নগলে, তোমালোকলৈ সেই সহায় কৰ্তা। (উপদেশক, সহায়কৰ্তা, পক্ষ লোৱা,  
মধুস্থতাকাৰী, শক্তি দিঁতা, সহায়াৰ্থে থকা) নাহিব, (তোমাৰ সৈতে ঘনিষ্ঠ সম্পর্ক  
ৰাখিবলৈ) কিন্তু মই গলে, তোমালোকলৈ তেওঁক পঠাই দিম (তোমাৰ সৈতে  
ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিবলৈ)

যিচ্যা ১৬:৭

এই কথাখিনি যীচুৰে স্বগালৈ যোৱাৰ আগমুহূৰ্তত কৈছিল য'ত তেওঁ গৌৰবেৰে পিতৃৰ  
সেঁহাতে বহি আছে। এই পদৰ পৰা এইটো স্পষ্ট হৈছে যে আমি ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্বন্ধ  
ৰখাটো ঈশ্বৰৰ ইচ্ছা।

আমাৰ নিজৰ চিন্তাতকৈ একোৱেই আমাৰ কাৰণে নিকটৰতী নহয়। সেয়েহে যদি আমি  
আমাৰ মন ঈশ্বৰৰ সৈতে পৰিপূৰ্ণ কৰো, ই আমাৰ চেতনালৈ তেওঁক লৈ আনে আৰু আমি  
তেওঁৰ সৈতে সম্পর্ক বৰ্খা উপভোগ কৰিবলৈ আৰস্ত কৰো যি আমাৰ প্ৰতি দিনৰ জীৱনলৈ  
আনন্দ, শান্তি আৰু জয় কঢ়িয়াই আনে।

তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁ সদাই আমাৰ লগত থাকে (মথি ২৮:২০, ইঁৰী ১৩:৫)।  
কিন্তু যেতিয়ালৈকে আমি তেওঁৰ বিষয়ে নাভাবো আমি তেওঁৰ উপস্থিতিৰ বিষয়ে সজাগ  
নহওঁ। মই কোনোবা এজনৰ সৈতে কোঠাত থাকিব পাৰো আৰু মোৰ মনে যদি আন বহুতো  
কথা ভাবি থাকে। মই তাত থাকিও তেওঁৰ উপস্থিতি অনুভৱ নকৰো। আমি ঈশ্বৰৰ সৈতে  
সম্বন্ধ স্থাপন কৰাৰ সুবিধা ল'ব লাগে। তেওঁৰ বিষয়ে ভবাৰ প্ৰয়োজন আৰু তেওঁৰ উপস্থিতিৰ  
প্ৰতি সজাগ হ'ব লাগে।

৩) ‘ঈশ্বৰে মোক ভাল পাই’ তেনে মনোভাবেৰে সৈতে।

আমালৈ ঈশ্বৰৰ যি প্ৰেম আছে, তাক আমি জানিছো (বুজা, স্বীকৃতি দিয়া, সজাগ  
হৈ নিৰীক্ষণ কৰি আৰু অভিজ্ঞতাৰে আৰু বিশ্বাস কৰিলো (মানিলৈ আৰু বিশ্বাস

ৰাখি আৰু নিৰ্ভৰ কৰি) ঈশ্বৰৰ প্ৰেম, আৰু যিজন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত  
থাকে, ঈশ্বৰো তেওঁত থাকে।

১ ঘোৱন ৪:১৬

মই এই কথা শিকিলো যে ঈশ্বৰৰ উপস্থিতি সত্য হয় সেইদৰে তেওঁৰ প্ৰেমো সত্য হয়।  
যদি আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেম আমি কেতিয়াও ধ্যান নকৰো, আমি ইয়াৰ অভিজ্ঞতা  
লাভ নকৰো।

পৌলে ইফিচীয়া ও অধ্যায়ত প্ৰার্থনা কৰিছে যে মানুহে নিজৰ কাৰণে ঈশ্বৰৰ প্ৰেমৰ  
অভিজ্ঞতা লাভ কৰিলেহেতেন। বাইবেলে কৈছে যে তেওঁ আমাক ভাল পায়। কিন্তু কিমান  
ঈশ্বৰৰ সন্তানৰ এতিয়াও ঈশ্বৰৰ প্ৰেমৰ সম্পর্কত প্ৰকাশনৰ অভাৱ ?

মই মনত পেলাও যেতিয়া *Life In The Word Ministries* মই জীৱন আৰম্ভ কৰিছিলো।  
প্ৰথম সপ্তাহত মই সভা পৰিচালনা কৰিব লগা হৈছিল, মই ঈশ্বৰক সুধিছিলো তেওঁ মোক কি  
শিকোৱাটো বিচাৰে আৰু তেওঁ উন্নৰ দিয়ে, “মোৰ লোকসকলক কোৱা যে মই তেওঁলোকক  
ভাল পাওঁ।”

মই কলো, ‘তেওঁলোকে সেই কথা জানে। মই তেওঁলোকক সঁচাকৈয়ে কিবা শক্তিশালী  
কথা শিকাব বিচাৰো, ঘোৱন ৩:১৬ পদৰ পৰা দেওঁবৰীয়া স্কুলৰ শিক্ষা নহয়।’

ঈশ্বৰে মোক ক'লো, ‘মই তেওঁলোকক কিমান ভাল পাওঁ খুব কম লোকেহে আচলতে  
জানে। যদি তেওঁলোকে জানিলে হয় তেওঁলোকে বেলেগে ধৰণে ব্যৱহাৰ কৰিলে হেতেন।’

ঈশ্বৰৰ প্ৰেম গ্ৰহণ কৰাৰ বিষয়ে পঢ়া আৰম্ভ কৰাত, মই অনুভৰ কৰিলো যে মোৰ নিজৰ  
বাবেই অতি প্ৰয়োজন আছিল। মই ১ ঘোৱন ৪:১৬ পদ পঢ়াৰ সময়ত ঈশ্বৰে মোক আগুৱাই  
নিছিল, আমি নিশ্চয় ঈশ্বৰৰ প্ৰেমৰ প্ৰতি সজাগ হ'ব লাগে। তাৰ মানে এইটো এটা বিষয়  
যাৰ প্ৰতি সক্ৰিয়ভাৱে সজাগ হ'ব লাগে।

ঈশ্বৰ যে মোক ভাল পায় সেই বিষয়ে অজ্ঞাতে, অনিৰ্দিষ্ট ধৰণৰ বুজনি আছিল, কিন্তু  
ঈশ্বৰৰ প্ৰেম মানে আমাৰ জীৱন শক্তিশালী হ'বলৈ, আনকি অতি কঠিন পৰিস্থিতিৰ মাজতো  
জয় লাভ কৰিবলৈ আমাক লৈ যাব।

ৰোমীয়া ৮:৩৫ পদত পাচনি পৌলে আমাক অনুপ্ৰাণিত কৰিছে, খ্ৰীষ্টৰ প্ৰেমৰ পৰা  
কোনে আমাক বিছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাড়না বা আকাল, বন্ধুহীনতা বা  
প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? তাৰ পাছত ৩৭ পদত তেওঁ আকো কৈছে,  
তথাপি আমাক প্ৰেম কৰাজনৰ দ্বাৰাই, এই সকলো কথাত আমি জয়তকৈয়ো জয়মুক্ত।

এই ক্ষেত্রত মই বহু সময়লৈকে পঢ়িছিলো, মোৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে চিন্তা কৰি মই সচেতন আৰু সজাগ হৈ মুখ ফুটাই স্বীকাৰ কৰিলো। ঈশ্বৰৰ প্ৰেমৰ বিষয়ে মই শাস্ত্ৰৰ বাক্য শিকিলো, আৰু মই সেইবোৰ ধ্যান কৰি মোৰ মুখেৰে স্বীকাৰ কৰিলো। এইদৰে কেইবামোহো মই বাবে বাবে কৰিলো, আৰু সকলো সময়তে মোৰ প্ৰতি থকা তেওঁৰ চতুৰ্থীন প্ৰেম প্ৰকাশ পালে আৰু মোৰ বাবেই ই অতি বাস্তৱিক হৈছিল।

এতিয়া, মোৰ কাৰণে তেওঁৰ প্ৰেম ইমান সঁচা যে আনকি কঠিন সময়তো মই ‘সচেতন জ্ঞানৰ’দ্বাৰা সান্ত্বনা পাও যে তেওঁ মোক প্ৰেম কৰে আৰু সেয়ে মই ভয়ত থাকিব নালাগে।

### ভয় নকৰিব

প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে।

১ ঘোহন ৪:১৮

আমি যি দৰেই হওঁ, ঈশ্বৰে আমাক নিখুট ভাৰে প্ৰেম কৰে। ৰোমীয়া ৫:৮ পদত কৈছে যে কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰোহী যেতিয়া আমি পাপী আছিলো, তেতিয়া খীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলো।

বিশ্বাসীসকলে তেওঁলোক কিমান কষ্টত আছে সেই কথা চিন্তা নকৰি খীষ্টৰ মনৰ দ্বাৰাই কাৰ্য কৰে। সত্যনিষ্ঠাৰে তেওঁলোকৰ চিন্তা সত্যনিষ্ঠাৰ ভিত্তিত থাকে। নিয়মিতভাৱে ধ্যায়ান কৰি ‘খীষ্টত’ আপুনি কোন জানিবলৈ আপোনাৰ সত্যনিষ্ঠা চেতনা থাকিব লাগিব।

### সত্যনিষ্ঠা চেতনাৰ হওঁক পাপৰ চেতনাত নহয়।

আমি তেওঁৰ ঈশ্বৰীয় ধাৰ্মিকতাস্বৰূপ হ'বলৈ, যি জনাইশাপ জনী নাই, সেই জনাকেই তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে (দৃষ্টি সংগ্ৰহিত কৰি আৰু উদাহৰনেৰে) ঈশ্বৰৰ ধাৰ্মিকতা (আমি যিয়ে নহওঁ তেওঁৰ সৎ গুণৰ দ্বাৰাই তেওঁৰ সৈতে সম্বন্ধ অনুমোদিত আৰু গ্ৰহণযোগ্য হয়)

২ কৰিষ্টীয়া ৫:২১

বহুতো বিশ্বাসীয়ে তেওঁলোকৰ বিপৰীতমুখী চিন্তাৰ কাৰণে যন্ত্ৰণাত ভোগে। কাৰণ তেওঁলোকৰ দুৰ্বলতা আৰু অকৃতকাৰ্যতাৰ ঈশ্বৰ তেওঁলোকৰ প্ৰতি অসন্তুষ্ট বুলি চিন্তা কৰে।

আপুনি নিজকে পাপী আৰু দোষাবোগ কৰি কিমান সময় নষ্ট কৰিছে? লক্ষ কৰক, মই

কৈছো কিমান সময় আপুনি নষ্ট কৰিছে, কাৰণ আচলতে তেনে ধৰণৰ সকলো চিন্তাই হ'ল  
অবাবত সময় নষ্ট কৰা !

খ্রীষ্টৰ ওচলৈ অহাৰ পূৰ্বে আপুনি কিমান ভয়ানক আছিল সেই বিষয়ে নাভাবিব। তাৰ  
পৰিবৰ্তে ঈশ্বৰৰ ধাৰ্মিকতা তেওঁত কেনেকৈ পুৰ কৰিব সেই বিষয়ে ভাবক। মনত ৰাখিব  
চিন্তা কাৰ্যলৈ পৰিবৰ্তিত হয়। যদি আপুনি কেতিয়াৰা ভাল কৰিব বিচাৰে, আপুনি প্রথমে  
আপোনাৰ চিন্তাধাৰা সলনি কৰিব লাগিব। আপুনি কিমান ভয়ানক আছিল সেই বিষয়ে চিন্তা  
কৰি থাকিলে, আপুনি তাৰ দ্বাৰাই কেৱল বেয়াহে কৰিব। প্রতি মুহূৰ্ততে বিপৰীতমুখী আৰু  
নিজকে দোষাবোপ কৰা চিন্তা আপোনাৰ মনলৈ আহিব পাৰে কিন্তু আপুনি মনত পেলাওক  
যে ঈশ্বৰে আপোনাক প্ৰেম কৰে, সেয়ে আপুনি ঈশ্বৰৰ ধাৰ্মিকতা খ্রীষ্ট যীচুত পূৰ্ণ কৰিব  
লাগিব। সকলো সময়তে ভালৰ অৰ্থে আপোনাক সলনি কৰা হয়। আত্মিকভাৱে প্ৰতিদিনে  
আপুনি বৃদ্ধি পায়। আপোনাৰ জীৱনৰ বাবে ঈশ্বৰৰ গৌৰৱৱোজ্জল আঁচনি আছে। এই সত্যটো  
আপুনি নিশ্চয় ভাবক।

আপুনি সাধাৰণতে এইদৰেই আপোনাৰ মনত চিন্তা কৰিব লাগিব। আপোনাৰ মনলৈ যি  
আহে কেৱল তাকে নাভাবিব, আৰু আপোনাৰ নিজৰ চিন্তা বুলি গ্ৰহণ নকৰিব, ঈশ্বৰৰ বাক্যৰ  
অনুযায়ী বিবেচনা কৰি চিন্তা কৰক।

চয়তানক ধৰ্মকি দিয়ক আৰু সৎ চিন্তা কৰি আগবাঢ়ি যাবলৈ আৰস্ত কৰক।

৪) অনুপ্রাণিত কৰা মন বাখক।

উদগাঁওতাই উদগোৱা কাৰ্যত থাকক।

ৰোমীয়া ১২:৮

খ্রীষ্টৰ মন থকা জনে উন্নতি, সাধাৰণ অৰ্থত উপদেশমূলক চিন্তাবে আন মানুহৰ বিষয়ে,  
তাৰ লগে লগে নিজৰ আৰু নিজৰ পৰিস্থিতিৰ বিষয়ে সঠিক চিন্তা কৰে।

আজিৰ পৃথিবীত উৎসাহিত কৰা মিনিষ্ট্ৰিৰ খুবেই প্ৰয়োজন। আপুনি নিজৰ কথাবে  
কোনো ব্যক্তিক কেতিয়াও উৎসাহিত কৰিব নোৱাৰে, যদিহে প্রথমে আপোনাৰ সেই বিশেষ  
ব্যক্তিজনৰ প্রতি ভাল ভাব নাথাকে। মনত ৰাখিব যে আপোনাৰ অন্তৰত যি থাকে সেয়াই  
আপোনাৰ মুখৰ পৰা ওলাৰ। ইচ্ছাকৃতভাৱে কিছুমান ‘ভাল চিন্তা’ কৰক।

ভাল লগা চিন্তা আন ব্যক্তিলৈ পঠিয়াওক। তেওঁলোকক অনুপ্রাণিত কৰা কথা কওঁক।

নতুন আৰু পুৰণি নিয়মৰ বাইবেলৰ বাক্যত ধীক শব্দ *Parakaleo* ক *Vines expository Dictionary* এইদৰে ব্যাখ্যা কৰিছে, যাক ‘উৎসাহিত’ বুলি অনুবাদ কৰিছে, ‘যি দৰে আদিতে

এজন ব্যক্তিক *Para to the side, kaleo, to call*... সতর্ক করি উৎসাহিত করি মতা হৈছিল, উদ্দেশ্য সিদ্ধির অর্থে কিছুমান পথ প্রদর্শন করিবলৈ অনুরোধ করি।' মই এই উক্তিটো অর্থ এইদৰে অনুবাদ কৰো। এজন মানুহৰ লগত থাকি উদ্দেশ্য সিদ্ধির অর্থে কামত আগবাঢ়ি যাবলৈ অনুরোধ কৰো। মিনিষ্টি অনুপ্রাণিত কৰা অনুগ্রহৰ বিষয়ে ৰোমীয়া ১২:৮ পদত কৈছে যাৰ এই অনুগ্রহ থাকে সহজে দেখা পোৱা যায়। তেওঁলোকে সদাই প্ৰত্যেককে কিছুমান উৎসাহজনক আৰু উন্নতি সাধনৰ কথা কয় এনে কথা কয় যি আনক ভাল অনুভৱ দিয়ে আৰু তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ করি উৎসাহিত কৰে।

আমাৰ সকলোৰে হয়তো পৰামৰ্শ দিব পাৰ অনুগ্রহ মিনিষ্ট নাথাকিব পাৰে, কিন্তু যি কোনো ব্যক্তিয়ে উৎসাহিত কৰিবলৈ শিকিব পাৰে। সহজ উপাই হ'ল যদি এইটো ভাল নহয়, তেতিয়া তাৰ বিষয়ে নাভাবিব বা নকৰ।

বহৃতৰে ইতিমধ্যে বহৃত সমস্যা আছে, সেয়ে আমি তেওঁলোকক কুটু কথাৰে আঘাট কৰি তেওঁলোকৰ সমস্যা বৃদ্ধি কৰাৰ প্ৰয়োজন নাই। আমি ইজনে সিজনৰ লগত প্ৰেম গঢ়ি তুলিব লাগিব। (ইফিচীয়া ৪:২৯) পাহৰি নাযাব, প্ৰেমে সদাই প্ৰত্যেকৰে উভামতাক বিশ্বাস কৰে (১ কৰিষ্ঠীয়া ১৩:৭)।

আপুনি মানুহৰ বিষয়ে ভাল চিন্তা কৰিবলৈ আৰস্ত কৰিলে আপুনি দেখিব যে তেওঁলোকে অধিক ভাল ভাৱে আচৰণ কৰিছে। চিন্তা আৰু শব্দ পাত্ৰ হয় বা অন্ত্ৰ হয় সৃষ্টি কৰিবলৈ বা ধৰ্মসূৰ শক্তি হ'বলৈ। সেইবোৰ চয়তান আৰু তাৰ কামৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰি বা চয়তানৰ ধৰ্মসাম্ভাবক আঁচনিত সেইবোৰে আচলতে সহায় কৰিব পাৰে।

আপোনাৰ সন্তানৰ কিছুমান আচাৰ-ব্যৱহাৰৰ সমস্যা আছে আৰু নিশ্চয়কৈ সেইবোৰ সলনি কৰাৰ প্ৰয়োজন। আপুনি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক আৰু ঈশ্বৰক তেওঁৰ জীৱনলৈ কাৰ্য কৰিবলৈ আৰু যি পৰিবৰ্তনৰ প্ৰয়োজন কৰিবলৈ কওঁক। অপেক্ষা কৰাৰ সময়ত তেওঁৰ প্ৰতি থকা আপোনাৰ চিন্তা আৰু শব্দৰ এতিয়া কি কৰিব? বহৃতো মানুহে তেওঁলোকৰ প্ৰাৰ্থনাৰ উন্নৰ কেতিয়াও নাপায় কাৰণ তেওঁলোকে যি খোজে তাৰ বিপৰীতে চিন্তা কৰি ঈশ্বৰৰ আগত নিজৰ ভাৱে আৰু কথা ব্যক্ত কৰে আৰু সেয়ে তেওঁলোকৰ হৈ কাম কৰিবলৈ ঈশ্বৰে সুবিধা নাপায়।

আপোনাৰ সন্তানৰ পৰিবৰ্তনৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰি তাৰ পাছত তেওঁৰ বিষয়ে সকলো ধৰণৰ বিপৰীত চিন্তা ধাৰাৰক হৃদয়ত পুহি ৰাখেনে? সন্তৰত পৰিবৰ্তনৰ কাৰণে প্ৰাৰ্থনা কৈছে আৰু তাৰ পাছত ভাৱিছে আৰু আনকি আনক কৈছে, 'এই সন্তানটো কেতিয়াও পৰিবৰ্তন নহয়।' জয়যুক্ত জীৱনত থাকি, আপুনি নিশ্চয় আপোনাৰ চিন্তা-ধাৰা ঈশ্বৰৰ বাক্যৰ সৈতে সন্মিলিত কৰিব লাগিব।

আমি ঈশ্বৰৰ বাক্যত বিশ্বাস কৰি আগবাঢ়িৰ নোৱাৰো যদিহে আমাৰ চিন্তা বাক্যই যি কয় তাৰ বিপৰীত হয়। আমি ঈশ্বৰৰ বাক্যত বিশ্বাস কৰি আগবাঢ়িৰ নোৱাৰো যদিহে আমি বাক্যৰ ওপৰত চিন্তা নকৰো।

যেতিয়া আপুনি কোনো ব্যক্তিৰ কাৰণে প্ৰার্থনা কৰে, আপুনি যি প্ৰার্থনা কৰে তাৰ সৈতে আপোনাৰ চিন্তা আৰু বাক্য মিলাই প্ৰার্থনা কৰক আৰু আপুনি তেতিয়া চমকপ্দদ উন্নতি দেখিবলৈ আৰম্ভ কৰিব।

ভাৰসাম্যৰ পৰা আঁতৰি থকাটো মই পৰামৰ্শ নিদিওঁ। স্কুলত যদি আপোনাৰ সন্তানৰ আচাৰ ব্যৱহাৰৰ সমস্যা হয় আৰু তেওঁ কেনে দৰে কৰিছে বুলি যদি বন্ধুৱে শুধে যদি বাস্তৰত কোনো পৰিবৰ্তন পৰিলক্ষিত নহয় আপুনি কি কৰিব? আপুনি ক'ব পাৰে, ‘এতিয়ালৈকে আমি চমকপ্দদ উন্নতি দেখা নাই, মই বিশ্বাস কৰো ঈশ্বৰে কাৰ্য কৰিব আৰু সেয়ে এই সন্তানটো ঈশ্বৰৰ কাৰণে শক্তিৰ উৎস হ'ব। তেতিয়া দিনৰ পাছত দিন, অলপ অলপকৈ গৌৰৱৰ পৰা গৌৱৱলৈ তেওঁ সলনি হোৱা দেখিম।’

#### ৫) ধন্যবাদ যুক্ত মন গঢ়ি তোলক

ধন্যবাদেৰে তেওঁৰ দুৱাৰবোৰত আৰু প্ৰশংসাৰে তেওঁৰ চোতাল কেইখনত সোমোৱা,  
তেওঁৰ স্মৃতি কৰা, তেওঁৰ ধন্যবাদ কৰা!

গীতমালা ১০০:৪

খীষ্টৰ মনৰ দৰে যি মানুহ চলে তেওঁৰ চিন্তা, প্ৰশংসা আৰু ধন্যবাদেৰে পৰিপূৰ্ণ হোৱা  
দেখা পাঁও।

অভিযোগ কৰাৰ দ্বাৰাই চয়তানৰ কাৰণে বছতো দুৱাৰ খোলা হয়। কিছুমান মানুহ  
শাৰীৰিকভাৱে ৰোগী আৰু দুৰ্বলতাত জীয়াই থাকে, এই দুৰ্বলতাৰ কাৰণ ৰোগ বুলি অভিযোগ  
কৰা হয়। সেইবোৰে মানুহৰ চিন্তা আৰু সমালোচনাক আক্ৰমণ কৰে।

ধন্যবাদ নিদিয়াকৈ এক শক্তিশালী জীৱন অতিবাহিত কৰিব নোৱাৰি। ধন্যবাদৰ মূলনীতিৰ  
বিষয়ে বাইবেল আমাক বাবে বাবে নিদেৰ্শ দিছে। চিন্তা বা বাক্যত অভিযোগ কৰা মানে হ'ল  
মৃত্যুৰ মূলনীতি, কিন্তু ধন্যবাদযুক্ত হোৱা আৰু সেইদৰে কোৱাই হ'ল জীৱনৰ মূলনীতি।

এজন ব্যক্তিৰ যদি কৃতজ্ঞতাপূৰ্ণ অন্তৰ (মন) নাথাকে, তেওঁৰ মুখৰ পৰা ধন্যবাদ প্ৰকাশ  
নাপায়। আমি যেতিয়া কৃতজ্ঞ হ'ওঁ, আমি সেইদৰেই কওঁ।

## সকলো সময়তে কৃতজ্ঞ হওঁক

এনেতে আহা আমি তেওঁৰেই দ্বারাই সদায় ঈশ্বৰৰ উদ্দেশ্য স্তৱৰূপ যজ্ঞ, অর্থাৎ তেওঁৰ নাম স্বীকাৰ কৰি ওঁঠৰ ফল উৎসর্গ কৰোহঁক।

ইঞ্জী ১৩:১৫

আপুনি কেতিয়া ধন্যবাদ জ্ঞাপন কৰে? সকলো সময়ত প্রত্যেক পরিস্থিতিত, সকলো কথাত — এইদৰে কৰাৰ দ্বারাই আমি জয়যুক্তি জীৱনত প্ৰৱেশ কৰো য'ত চয়তানে আমাক শাসন কৰিব নোৱাৰে।

আমাৰ পৰিৱেশ যিয়েই নহওঁক আমি যদি আনন্দপূৰ্ণ আৰু কৃতজ্ঞপূৰ্ণ হওঁ সি আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব? স্বীকাৰোক্তিমতে, এনে ধৰণৰ জীৱনশৈলীৰ কেতিয়াবা প্ৰশংসা বা ধন্যবাদ জ্ঞাপনৰ যোগেদি বলিদানৰ প্ৰয়োজন, কিন্তু বৰঞ্চ মই মোৰ ধন্যবাদ ঈশ্বৰলৈ উৎসর্গ কৰো তাৰ পাছত মোৰ আনন্দ চয়তানত উৎসর্গ কৰো। মই শিকিলো (কষ্টৰ মাজেৰে) যে যদি মই অসম্ভোষীয়া হওঁ আৰু ধন্যবাদ দিব নুঁজো তেতিয়া মই মোৰ আনন্দ হেৰৰাম। আন কথাত মই অভিযোগৰ আত্মাত ইয়াক হেৰৰাম।

সুতি গীত লিখকে গীতমালা ৩৪:১ পদত কৈছে মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব। ঈশ্বৰৰ কাৰণে কেনেকৈ আশীৰ্বাদময় হম? চিন্তা আৰু মুখেৰে অবিবামভাৱে তেওঁৰ প্ৰশংসা কৰিব।

শলাগা লোৱা ব্যক্তি হওঁক কেৱল ঈশ্বৰৰ প্ৰতি নহয় কিন্তু সকলো মানুহলৈকে কৃতজ্ঞাৰে পৰিপূৰ্ণ হৈ। যেতিয়া কোনো এজনে আপোনাৰ প্ৰতি কিবা ভাল কৰে, আপুনি যে প্ৰশংসা কৰিছে তেওঁক জানিব দিয়ক।

পৰিয়ালৰ বেলেগ বেলেগ সদস্যৰ মাজত আপোনাৰ প্ৰশংসা প্ৰদৰ্শন কৰক। প্ৰায়ে আমি কিছুমান কথা নিশ্চিতভাৱে লওঁ যে ইশ্বৰে আমাক তাৰ দ্বাৰাই আশীৰ্বাদ কৰিছে। কিছুমান কথা হৈনুঠাৰ সঠিক কাৰণ হ'ল আমি সেই বিষয়ে প্ৰশংসা নকৰো।

মই মোৰ স্বামীক প্ৰশংসা কৰো, আমি বিয়া হোৱা বহু সময় হ'ল, কিন্তু মই এতিয়াও তেওঁক প্ৰশংসা কৰো বুলি কওঁ। তেওঁ বহুতো ক্ষেত্ৰত খুব দৈৰ্ঘ্যশীল ব্যক্তি আৰু সঁচাকৈয়ে বহুতো ভাল গুণ আছে। তেওঁলোকক প্ৰশংসা কৰো বুলি জানিবলৈ দি, আনকি কিছুমান বিশেষ কথাৰ কাৰণে আমি কৃতজ্ঞ বুলি উল্লেখ কৰাৰ দ্বাৰাই মই জানো যে ই ভাল সম্বন্ধ গঢ়িবলৈ আৰু অটুট বাখিবলৈ সহায় কৰে।

মই বহুতো মানুহৰ সংস্পৰ্শ লৈ আহিছো, তেওঁলোকৰ কাৰণে কৰা প্ৰত্যেকটো সৰু

কামৰ প্রতি কেনেকৈ তেওঁলোক ইমান কৃতজ্ঞ সেই বিষয়ে মই সদায় আচৰিত হওঁ, আনহাতে কিছুমানৰ প্রতি যিমানেই কাম নকৰো কিয় তেওঁলোক কেতিয়াও সন্তুষ্ট নহয়। মই বিশ্বাস কৰো এই সমস্যাৰ সৈতে অহংকাৰ জড়িত। কিছুমান মানুহ নিজকলৈ ইমান ব্যস্ত যে আনে তেওঁলোকলৈ কি কৰিছে সেই বিষয়ে নাভাৰে, তেওঁলোকে ভাৱে তাৰ বাবে কেৱল যোগ্যতা নহয়, কিন্তু তাতকৈও অধিক পাব লাগে। তেওঁলোকে কাচিংহে প্ৰশংসা প্ৰকাশ কৰে।

প্ৰশংসা প্ৰকাশ কৰা কেৱল আন ব্যক্তিৰ কাৰণেই ভাল নহয়, কিন্তু এয়া আমাৰ কাৰণেও ভাল, কাৰণ ই আমাৰ মাজত আনন্দ প্ৰদৰ্শন কৰে।

আপুনি কৃতজ্ঞ হোৱা সকলো কথাৰ কাৰণে প্ৰতিদিনে ধ্যান কৰক। প্ৰাৰ্থনাৰে ঈশ্বৰলৈ সেইবোৰ অনুশীলন কৰিব, আৰু সেইদৰে কৰাত আপোনাৰ অন্তৰ, জীৱন পোহৰেৰে পূৰ্ণ হোৱা দেখিব।

### সকলো কথাৰ কাৰণে সদাই ধন্যবাদ জ্ঞাপন কৰক

আৰু দ্রাক্ষাৰসেৰে মতলীয়া নহোৱা, কিয়নো তাত নষ্টামি আছে, কিন্তু আভাৰে (পৰিত্ব) পৰিপূৰ্ণ হোৱা।

ধৰ্মগীত, স্মৃতি গীত আৰু আত্মিক গানেৰে পৰম্পৰে আলাপ কৰা, আৰু প্ৰভুৰ উদ্দেশ্য তোমালোকৰ হৃদয়েৰে গান আৰু বাদ্য কৰা।

আৰু সদায় সকলো বিষয়ৰ কাৰণে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰা।

ইফিচীয়া ৫:১৮-২০

কিমান শক্তিশালী বাক্য !

আপুনি আৰু মই কেনেকৈ সদাই পৰিত্ব আভাৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকিব পাৰো? নিজৰ সৈতে কথাপাতি (আমাৰ চিন্তাৰ মাজেৰে) বা আনক (আমাৰ বাক্যৰ মাজেৰে) স্মৃতি গীত আৰু ধৰ্মগীত আৰু আত্মিক গীতৰ মাজেৰে। আন কথাত ক'বলৈ হলে, আমাৰ চিন্তা আৰু বাক্য ধৰি বখাৰ দ্বাৰাই, আৰু ঈশ্বৰৰ বাক্যৰে পৰিপূৰ্ণ হৈ, সকলো সময়তে প্ৰশংসাৰ দ্বাৰা আৰু সকলো বিষয়ৰ বাবে ধন্যবান জ্ঞাপন কৰি।

৬) বাক্যত মনোযোগ দি

আৰু তেওঁৰ বাক্য (তেওঁৰ চিন্তা) তোমালোকৰ ভিতৰত নাথাকে, কিয়নো যি জনক তেওঁ পঠালে, সেই জনত তোমালোকে বিশ্বাস নকৰা। (সেয়ে তেওঁৰ শিক্ষা

তোমার মাজত জীৱিত নাৰাখা, কাৰণ তেওঁ পঠিয়া বাৰ্তাবাসকজনক তুমি বিশ্বাস  
নকৰা।

যোহন ৫:৩৮

আমাৰ অধ্যায়ন আৰু বিবেচনাৰ কাৰণে কাগজত লিখি যোৱা ঈশ্বৰৰ বাক্য তেওঁৰ  
নিজৰ চিন্তাধাৰা হয়। সকলো পৰিস্থিতি আৰু বিষয়ৰ বিষয়ে তেওঁ কি চিন্তা কৰে সেয়াই হ'ল  
তেওঁৰ বাক্য।

যীচুয়ে যোহন ৫:৩৮ পদত কিছুমান অবিশ্বাসীক তিৰস্কাৰ কৰিছে। এই অনুবাদৰ পৰা  
আমি দেখিছো যে ঈশ্বৰৰ বাক্য তেওঁৰ চিন্তা ধাৰৰ লিখিত প্ৰকাশভঙ্গী আৰু সেই মানুহ  
যিজনে বিশ্বাস কৰি ভাল ফলাফলৰ অভিজ্ঞতা আৰু বিশ্বাস কৰিব বিচাৰে তেওঁলোকে  
নিশ্চয় নিজৰ অন্তৰত ঈশ্বৰৰ বাক্যসমূহ জীৱিত হিচাপে ৰাখিব লাগিব। ঈশ্বৰৰ বাক্য ধ্যায়ানৰ  
দ্বাৰাই এয়া সম্পূৰ্ণ হয়। এইদৰেই তেওঁৰ চিন্তা আমাৰ চিন্তা হ'ব পাৰে — আমাৰ মাজত  
ঞ্চীষ্টের মন গঢ়ি তোলাৰ এয়ে এক মাত্ৰ উপায়।

বাইবেলত যোহন ১:১৪ পদত কৈছে যীচুয়ে বাক্য সেই বাক্য মাংস হ'ল। সেয়া সন্তুৰ  
নহ'লহেঁতেন। যদিহে তেওঁৰ মন অবিৰাম ভাৱে ঈশ্বৰৰ বাক্যৰে পূৰ্ণ হৈনাথাকিল হয়।

ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰা জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ তত্ত্ব যিটো আমি শিকিৰ  
পাৰো। পুৰণি আৰু নতুন নিয়মৰ *Vine's Expository Dictionary* ত দুটা ধীক শব্দই 'ধ্যান'  
শব্দটোৱ অৰ্থ নিৰ্ধাৰিত কৰি এইদৰে আখ্যা দিছেঁ: 'মনোযোগ দিবলৈ,' 'অনুগামী হ'বলৈ অভ্যাস',  
'যত্নশীল হোৱা', 'বাক্যৰ শক্তিশালী তত্ত্ব অনুশীলন কৰিবলৈ,' 'কল্পনাক বিবেচনা কৰিবলৈ,'  
পুৰৈই পৰিকল্পনা কৰিবলৈ'। আন ভাৱে কৈছে 'মনুবাক্যৰে' বা 'অতি ক্ষীণ কঠত কিবা কোৱা।'

এই মূলতত্ত্ব কিমান গুৰুত্বপূৰ্ণ মই দৃঢ়ভাৱে গুৰুত্ব আৰোপ কৰিব নোৱাৰো। মই ইয়াক  
জীৱনৰ তত্ত্ব বুলি কওঁ কাৰণ ঈশ্বৰৰ বাক্য ধ্যান কৰাই আপোনাৰ জীৱন পৰিচালিত কৰে  
আৰু সৰ্বশেষত আপোনাৰ চাৰিওফালে থকা সকলক।

আখীষ্ট ধৰ্মীয়ে আৰু তত্ত্ব মন্ত্র সম্বন্ধীয় ধৰ্মই ধ্যানৰ অভ্যাস কৰাৰ কাৰণে বহুতো  
ঞ্চীষ্টিয়ানৰ কাৰণে ধ্যান শব্দটো ভয় লগা। কিন্তু মই আপোনাকক মনত ৰাখিবলৈ অনুৰোধ  
কৰো যে চয়তানৰ প্ৰকৃততে কেতিয়াও মৌলিক চিন্তা নাথাকে। পোহৰৰ বাজ্যৰ যি থাকে  
সি তাক লয় আৰু আন্ধাৰৰ বাজ্যৰ কাৰণে ইয়াক বিপথগামী কৰে। বুজিবৰ কাৰণে আমি  
যথেষ্টে জ্ঞানী হ'ব লাগিব যে যদি বেয়াৰ কাৰণে ধ্যানে তেনে শক্তি উৎপন্ন কৰে, সেয়ে  
ভালৰ কাৰণেও ই শক্তি উৎপন্ন কৰিব। ঈশ্বৰৰ বাক্যৰ পৰা ধ্যানৰ মূল তত্ত্ব পোনপত্যাকৈ  
আহে, বাইবেলে এই বিষয়ে কি কয় চাও আহক।

## ধ্যান আৰু উন্নতি

এই ব্যৱস্থা পুঁজিকখনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক, কিন্তু তাত লিখা আটাইখিনিকে পালন কৰি সেই মতে কায় কৰিবলৈ তুমি দিনে ৰাতিয়ে তাক ধ্যান কৰা, কিয়নো তাকে কৰিলে তোমাৰ শুভগতি হ'ব, আৰু তুমি কৃতকাৰ্য হ'ব।

যিহোচুৱা ১:৮

এই পদত ঈশ্বৰে আমাক সহজ ভাৱে কৈছে যে যদি আমি প্রথমে মানসিকভাৱে অভ্যাস নকৰো আমি কেতিয়াও বাস্তৱত বাক্য ব্যৱহাৰ কৰিব নোৱাৰিম।

গীতমালা ১:২-৩ পদত ঈশ্বৰ তয়কাৰী মানুহৰ কথা অভিযন্ত কৰি কৈছে কিন্তু যিহোৱাৰ ব্যৱহাৰত সন্তুষ্ট হয় (ধৰ্মানুশাসন নির্দেশ, ঈশ্বৰৰ নীতি শিক্ষা) আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান (বিবেচনা কৰে আৰু পঢ়ে) কৰে সেই মানুহ থন্য। সেই মানুহ বতৰত ফল দিয়া, পাত জয় নপৰা (আৰু যত্ন লোৱা) রৌঁৰতী পানীৰ দাঁতিত বোৱা পছৰ নিচিনা, সেই মানুহে কৰা সকলো কৰ্ম সাফল্য হয় আৰু পৰিপন্থতালৈ আহে।)

## ধ্যান কৰা আৰু সুস্থ হোৱা

হে মোৰ বোপা, মোৰ বাক্যলৈ মনোযোগ কৰা, আৰু মোৰ কথালৈ কান পাতা।

সেইবোৰ তোমাৰ দৃষ্টিৰ অগোচৰ নহওঁক, সেইবোৰ তোমাৰ হাদয়ৰ ভিতৰত  
ৰাখা।

কিয়নো যিসকলে সেইবোৰ পায়, তেওঁলোকলৈ সেইবোৰ জীৱন স্বৰূপ, আৰু  
তেওঁলোকৰ শৰীৰলৈ স্বাস্থ্য স্বৰূপ।

হিতোপদেশ ৪:২০-২২

মনত ৰাখিব ‘ধ্যানৰ’ ব্যাখ্যা কৰা শব্দ হ'ল অনুগামী হোৱা বাইবেলৰ এই বাক্যটৈ কৈছে  
যে ঈশ্বৰৰ বাক্য আমাৰ স্বাস্থ্যৰ উৎস আৰু শৰীৰৰ সুস্থ কৰোতা।

ঈশ্বৰৰ বাক্য আমাৰ মনত ধ্যান কৰাই (চিন্তা কৰা, বিবেচনা কৰা বিষয়) প্ৰকৃততে আমাৰ  
শৰীৰত প্ৰভাৱ পেলায়। পাৰ হৈ যোৱা ওঠৰতা বছৰত মোৰ চেহৰোৰ পৰিবৰ্তন হৈছিল।  
মই প্রথমে যেতিয়া যত্নেৰে ঈশ্বৰৰ বাক্য পঢ়িবলৈ আৰস্ত কৰিছিলো আৰু মোৰ গোটেই  
জীৱনৰ কাৰণে ইয়াক মুখ্যভাৱে দৃষ্টিগোচৰ কৰিছিলো। সেই সময়তকৈ আজি মোক পোন্নৰ  
বছৰ সৰু লাগে বুলি মানুহে কয়।

## শুনক আৰু সিচক

তেওঁ তেওঁলোকক আৰু ক'লে, তোমালোকে কি শুনা তালৈ মন কৰাত যি জোখোৰে  
(পঢ়া আৰু চিন্তাৰে) তোমালোকে জোখা (ভূমি শুনা সত্যৰে) সেই জোখোৰে  
তোমালোককো জোখা [জ্ঞান আৰু নেতৃত্বকৰণৰে] হ'ব, আৰু তোমালোকক অধিক  
(উপৰিও) দিয়া হ'ব।

মাৰ্ক ৪:২৪

এয়া সিচা আৰু চপোৱাৰ নিয়মৰ দৰে। আমি যিমানেই গুটি সিচিম, শস্য চপোৱাৰ  
সময়ত আমি অধিক ফল সংগ্ৰহ কৰিম। ঈশ্বৰে মাৰ্ক ৪:২৪ পদত কৈছে যে আপুনি আৰু  
মই ব্যক্তিগত ভাৱে বেছিভাগ সময় যদি, শুনা বাক্যৰ বিষয়ে চিন্তা কৰো আৰু পঢ়ো আমি  
সিমানেই বেছি তাৰ পৰা উপকৃত হয়।

## পঢ়া আৰু শস্য চপোৱা

(প্ৰকাশ হ'বৰ বাবে অস্থায়ীভাৱে কথাবোৰ গুপ্ত হৈ থাকে) কিয়নো প্ৰকাশিত  
হ'বৰ বিনে আন কোনো কাৰণত কোনো বস্তু লুকুৱাই নাই, আৰু প্ৰকাশিত হৈ  
যাবৰ বিনে, আন কোনো কাৰণত কোনো বস্তু গুপ্ত হোৱা নাই।

মাৰ্ক ৪:২২

এই দুটা পদে সঠিকভাৱে আমাক কৈছে যে, ঈশ্বৰে আমালৈ প্ৰকাশ কৰিব খোজা শক্তিশালী  
জীৱনদায়ক গোপনীয়তাৰ বাক্য অন্তুত স্থানত লুকাই থাকে। যিসকলে ইয়াৰ ওপৰত ধ্যান  
কৰে, বিবেচনা কৰে, পঢ়ে এই বিষয়ে চিন্তা কৰে, মানসিকভাৱে অনুশীলন কৰে আৰু ঈশ্বৰৰ  
বাক্য মুখেৰে কয় তেওঁলোকেন্তে প্ৰকাশ পায়।

এই মূল তত্ত্ব সত্যটো ঈশ্বৰৰ বাক্যৰ শিক্ষকস্বৰূপে মই ব্যক্তিগতভাৱে জানো। বাইবেলৰ  
এটা পদৰ পৰা ঈশ্বৰে মোক যি দেখুৱাৰ পাবে এনে লাগে তাৰ যেন কোনো আন্ত নাই, মই  
ইয়াক এবাৰ পঢ়েতে এই কথা পাঁও, আৰু আন এটা সময়ত কিবা এটা নতুন কথা পাঁও যিটো  
মই আনকি আগতে লক্ষ কৰা নাই।

ঈশ্বৰে এনে লোকলৈ তেওঁৰ গোপন কথা ধৰি বাখে যি বাক্যৰ বিষয়ে পৰিশ্ৰমী হয়।  
এনে ব্যক্তিৰ দৰে নহ'ব যি আন কাৰোৱাৰ প্ৰকাশিত কথাত জীয়াই থাকিব বিচাৰে। আপুনি  
নিজে বাক্য পঢ়ক আৰু পবিত্ৰ আত্মক আপোনাৰ জীৱন আৰু সত্যক আশীৰ্বাদ কৰিবলৈ  
দিয়ক।

ইশ্বৰৰ বাক্য ধ্যানৰ বিষয়ত মই কৈয়ে থাকিব পাৰো। মই কোৱাৰ দৰে, এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যে আপুনি আৰু মই কৰিবলৈ শিকিব পাৰো। গোটেই দিনটো আপুনি দৈনন্দিন কামত লাগি থাকোতে, আপোনাক বিশেষ কিছুমান বাক্য মনত পেলাই দিবলৈ পৰিত্ব আঘাক কওঁক, যাতে আপুনি সেইবোৰ ধ্যান কৰিব পাৰে। এই অভ্যাসৰ দ্বাৰাই আপোনাৰ জীৱনত কিমান যে শক্তি প্ৰকাশ পাই আপুনি নিজেই আচৰিত হ'ব। ঈশ্বৰৰ বাক্য আপুনি যিমানেই ধ্যান কৰিব, বিপদৰ সময়ত আপুনি প্ৰস্তুত হৈ অধিক ভাৱে শক্তি প্ৰয়োগ কৰিব পাৰিব। মনত ৰাখিব বাক্যত কাৰ্য কৰিবলৈ শক্তি, ধ্যানৰ অভ্যাসৰ পৰা আছে।

### গ্ৰহণ কৰক আৰু বাক্যক আদৰণি জনাওঁক

এতেকে তোমালোকে সকলো অঙ্গচিতা আৰু হিংসাৰ সঠিকতা দূৰ কৰিযি কোৱা  
বাক্য তোমালোকৰ আঘাতৰ পৰিত্বাগ কৰিবৰ সমৰ্থ তাক নম্বৰভাৱে গ্ৰহণ কৰা।

ষাকোৰ ১:২১

এই বাক্যৰ পৰা আমি দেখিছো যে পাপময় জীৱনৰ পৰা উদ্বাব কৰা শক্তি এই বাক্যৰ আছে, কিন্তু কেৱল ইয়াক গ্ৰহণ কৰি, আদৰণি জনাই, আমাৰ হৃদয়ত (মনত) প্ৰয়োগ কৰি আৰু শিপাবলৈ দিয়াৰ দ্বাৰাই এই প্ৰয়োগ কৰা আৰু ৰোৱা কাৰ্য ঈশ্বৰৰ বাক্য ধ্যায়ান কৰাৰ মাজেৰে হয় আন সকলো কথাত কৈ আমাৰ মনত ইয়াক বেছি প্ৰাধ্যান্য দি।

আপুনি আৰু মই যদি সকলো সময়তে আমাৰ সমস্যাবোৰ ধ্যান কৰো, আমি অতি গভীৰ ভাৱে সেইবোৰত শিগাই যাম। আমি যদি নিজৰ বা আনৰ কি ভূল তাৰ ওপৰত ধ্যান কৰো, আমি অতি গভীৰভাৱে সমস্যাবোৰ মানি লাম আৰু কেতিয়াও সমাধান বিচাৰি নাপাম। এইটো এনে ধৰণৰ হয় মহাসাগৰত আমাৰ কাৰণে পৰিপূৰ্ণ জীৱন লাভ কৰাৰ দৰে, আৰু ভবিষ্যতলৈ আহৰণ কৰিবলৈ আমাক সজুলি দিয়ে সেয়া ঈশ্বৰৰ বাক্য যত্নেৰে পঢ়া আৰু তাৰ ওপৰত ধ্যান দিয়াৰ দ্বাৰাই।

আমাৰ মিনিষ্টিক বাক্যতেই জীৱন (*Life In The Word*) বুলি কোৱা হয়, আৰু মই মোৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰো যে সঁচাকৈয়ে ঈশ্বৰৰ বাক্যতে জীৱন হয়।

### জীৱন বাচি লওঁক

কিয়নো মাংসৰ ভাৱ (পৰিত্ব আঘাত নথকাকৈ যাৰ অনুভূতি আৰু বিচাৰ শক্তি থাকে)  
মৃত্যু (পাপাৰ পৰা উদ্ভৰ হোৱা সকলো বিপদ-আপদ মৃত্যুৰ দ্বাৰাই আগোচ কৰা,

দুয়ো ইয়াত আৰু ইয়াৰ পাছত) কিন্তু আত্মাৰ পবিত্ৰ ভাৰ জীৱন আৰু শান্তি (দুয়ো  
এতিয়া আৰু সদাকালৰ কাৰণে)

ৰোমীয়া ৮:৬

পুনৰ আপোনাৰ মনোযোগিতাক আহ্বান জনাবলৈ ফিলিপীয়া ৪:৮ পদটো এই অধ্যায়ৰ  
সামৰণি মাৰিবলৈ, ভাল উপায় যেন লাগে শেষতে হে ভাইবিলাক যি যি সত্য, যি যি  
সুখ্যাতিযুক্ত, যিকোনো সদগুণ আৰু যিকোনো প্ৰশংসা হউক সেই সকলোৰে আলোচনা  
কৰা [আপোনাৰ মন তাতেই মনোনিবেশ কৰক]।

এই বাক্যত ব্যাখ্যা কৰাৰ দৰে আপোনাৰ মনৰ অৱস্থা হ'ব লাগে। আপোনাৰ ঞ্চীষ্টিৰ মন  
আছে, তাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক। যদি তেওঁ এইটো চিন্তা নকৰে, আপুনি ও চিন্তা  
কৰিব নালাগে।

যদি আপোনাৰ মনে আপোনাক ভুল-পথে নিবলৈ আৰম্ভ কৰে, পবিত্ৰ আছাই আপোনাক  
তৎক্ষণাত মনত পেলাব, তেতিয়া সিদ্ধান্ত লোৱাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি  
মাংসিক মনত উদ্বান্ত হৈছেনে বা আত্মিক মনত? এটাই মৃত্যুলৈ লৈ যায়, আনটোৱে জীৱনলৈ  
বাচনি কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে।



তৃতীয় ভাগ

নিষ্পত্তি চেষ্টা করা মনোভাব

---

---



## পাতনি

ইন্দ্রায়েল দেশৰ লোকসকলে চান্দি বছৰ জনবসতিহীন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল  
প্ৰকৃততে যিটো কেৰল এঘাৰ দিনৰ যাত্ৰা আছিল।  
কিন্তু কিয় ? তেওঁলোকৰ শক্ৰ কাৰণে, তেওঁলোকৰ  
পৰিস্থিতিৰ কাৰণে যাত্ৰা পথত পৰীক্ষিত হোৱাত  
বা লক্ষ্মুনত উপনিত হ'বৰ কাৰণে তেওঁলোকক সম্পূৰ্ণ বেলেগ কিবা কথাই বাধা দিছিল  
নেকি ?

চেয়ীৰ পৰ্বতেদি হোৱেৰ পৰা  
কাদেচ বৰ্ণেয়ালৈ (কেৱ) এঘাৰ দিনৰ  
বাট ! (তথাপি ইন্দ্রায়েলীসকলক চান্দি  
বছৰ লাগিছিল।

দ্বিতীয় বিৱৰণ ১:২

মই এই পৰিস্থিতিটো বিবেচনা কৰি থাকোতে, ঈশ্বৰে মোক শক্তিশালী প্ৰকাশন দিলে,  
যিহে মোক ব্যক্তিগত ভাৱে তাৰ লগে লগে আন হাজাৰ জনক সহায় কৰিলে। ঈশ্বৰে মোক  
কলে, “ইন্দ্রায়েলৰ সন্তানসকলে এঘাৰ দিনৰ যাত্ৰাপূৰ কৰিবলৈ জনবসতিহীন ঠাইত চান্দি  
বছৰ কটালে কাৰণ তেওঁলোকৰ ‘নিস্ফল চেষ্টা কৰা মনোভাৱ’ আছিল।”

### আপুনি ইয়াত বহুসময় থাকিলে

আমাৰ ঈশ্বৰ যিহোৱাই হোৱেৰত আমাক কৈছিল, তোমালোকে এই পৰ্বতত বহু  
কাল থাকিলা।

দ্বিতীয় বিৱৰণ ১:৬

আমি ইন্দ্রায়েলীসকলক সঁচাকৈয়ে আচৰিত হৈ চাৰ নালাগে কাৰণ তেওঁলোকে কৰাৰ  
দৰেই আমিও বেছিভাগে কৰো। আমি একেটা পৰ্বততে ঘূৰি থাকো আগবাঢ়ি যোৱাৰ পৰিবৰ্তে।  
ফলস্বৰূপে জয়লাভ কৰিব পৰা কিবা কথাৰ অভিজ্ঞতাৰ কাৰণে আমাক বছৰৰ পাছত বছৰ  
লাগে, যিটো হয়তো তৎক্ষণাত কৰিব পাৰিলোহেঁতেন।

মই ভাৰো আজি ঈশ্বৰে আপোনাক আৰু মোক সেই একে কথাই কৈছে যি কথা ইন্দ্রায়েলৰ  
সন্তানসকলক সেই সময়ত কৈছিলঃ

‘তোমালোকে এই পৰ্বতত বহুকাল থাকিলা, এতিয়া যাত্ৰা কৰাৰ সময়।’

## আপোনাৰ মন দৃঢ়ভাৱে স্থাপিত কৰক আৰু কৰিয়ে ৰাখক

তোমাৰ মন দৃঢ়ভাৱে স্থাপিত কৰা পৃথিৰীৰ কথাত নহয়, তাৰ উৰ্দ্ধত।

কলচীয়া ৩:২

ইত্বায়েলীসকলক জনবসতিহীন ঠাইত ধৰি ৰখাৰ দশটা “নিষ্ফল চেষ্টা কৰা মনোভাবৰ” কথা ইশ্বৰে মোক দেখুৱাই। নিষ্ফল চেষ্টা কৰা মনোভাব হ'ল মনৰ ভুল অৱস্থা।

আমাৰ শুন্দ বা ভুল মনৰ অৱস্থাই আমাক উপকাৰ কৰে, আনন্দ ভুল মনৰ অৱস্থাই আমাক কষ্ট দিয়ে আৰু আমাৰ উন্নতিত বাধাৰ সৃষ্টি কৰে। কলচীয়া ৩:২ পদে আমাক মন দৃঢ়ভাৱে স্থাপিত কৰিবলৈ আৰু কৰি থাকিবলৈ শিকায়। আমাৰ মনৰ অৱস্থা শুন্দ দিশে ৰখা প্ৰয়োজন। ভুল মনৰ অৱস্থাই কেৱল আমাৰ পৰিস্থিতিতেই প্ৰভাৱ নেপেলাই কিন্তু আমাৰ আধ্যাত্মিক জীৱনটো প্ৰভাৱ পেলাই।

কিছুমান মানুহ নিষ্ফল চিন্তা কৰা মনোভাবতেই জীয়াই থাকে, আনহাতে অন্যব্যক্তি নিষ্ফল চিন্তা কৰা মনোভাব হয়।

এনে সময় আছিল যেতিয়া মোৰ পৰিস্থিতি সঁচাই বেয়া নাছিল, কিন্তু মই জীৱনত একোকে উপভোগ কৰিব পৰা নাছিলো। কাৰণ ভিতৰি ভিতৰি মোৰ নিষ্ফল চিন্তা কৰা মনোভাবৰ আছিলো। দেৱ আৰু মোৰ সুন্দৰ ঘৰ আছিল, তিনিটা মৰমলগা সন্তান, ভাল চাকৰি আৰু আৰামত জীয়াই থাকিবলৈ যথেষ্ট পইচা। মই আমাৰ আশ্চৰ্যাদ উপভোগ কৰিব পৰা নাছিলো কাৰণ মোৰ বহুতো নিষ্ফল চিন্তা কৰা মনোভাব আছিল। মোৰ কাৰণে মোৰ জীৱনটো জন বসতিহীন ঠাইৰ দৰে দেখাইছিল কাৰণ সেইদৰেই মই সকলো কথা ভাবিছিলো।

কিছুমান মানুহে কথাবোৰ প্ৰত্যাখ্যান কৰিছিল কাৰণ তেওঁলোকে গোটেই জীৱন ভাল নলগা পৰিস্থিতিৰ অভিজ্ঞতা লাভ কৰিছিল আৰু কিবা ভাল হ'ব বুলি কল্পনা কৰিব নোৱাৰে। আকৌ কিছুমান মানুহ আছে যি সকলো কথা বেয়া আৰু বিপৰীতভাৱে চাই কাৰণ ভিতৰি ভিতৰি তেওঁলোক তেনে ধৰণৰ ব্যক্তি হয় ইয়াৰ কাৰণ যিয়েইনহওঁক প্ৰত্যাখ্যানমুখী দৃষ্টিকোনে দুর্দশাগ্রস্ত কৰে আৰু প্ৰতিজ্ঞাৰ দেশলৈ আগবঢ়াত কোনো সহায় নকৰে।

মিচৰত বন্দী হৈ থকা ইত্বায়েলী সন্তানসকলক ইশ্বৰে প্ৰতিজ্ঞা কৰা দেশলৈ যাবলৈ আদেশ দিলৈ যি দেশ উত্তৰাধিকাৰীসূত্ৰে চিৰকালৰ কাৰণে তেওঁলোকক দিছিল সেই দেশ গাখীৰ আৰু মৌ বৈ থকা আৰু তেওঁলোকে কল্পনা কৰিব পৰা সকলো ভাল বস্তু থকা, সেই দেশ য'ত তেওঁলোকৰ প্ৰয়োজনীয় কোনো বস্তুৰে অভাৱ নহ'ব, তেওঁলোকৰ অস্তিত্বৰ সকলো ক্ষেত্ৰত উন্নতি হোৱা দেশ।

মিচবৰ পৰা উলিয়াই অনা বেছি ভাগ প্ৰজন্মই প্ৰতিজ্ঞাৰ দেশত কেতিয়াও সোমাৰ নোৱাৰিলে, তাৰ পৰিবৰ্তে জনবসতিহীন ঠাইত তেওঁলোকৰ মৃত্যু হ'ল। মোৰ কাৰণে, ঈশ্বৰৰ সন্তান সকলৈ ঘটিব পৰা এইটো এটা দুখ লগা ঘটনা ; ইমান উভয়নদী আছিল তথাপিও কেতিয়াও একো উপভোগ কৰিব নোৱাৰিলে।

খীষ্টিয়ান জীৱনৰ বহু বছৰ মই সেই মানুহবোৰৰ এজনৰ দৰে আছিলো। মই মোৰ প্ৰতিজ্ঞাৰ দেশলৈ (স্বগ) যোৱাৰ পথত, কিন্তু মই যাত্রাটো উপভোগ কৰা নাছিলো। মই জনবসতিহীন ঠাইত মৃত্যুমুখী হৈছিলো। কিন্তু তেওঁৰ অনুগ্ৰহৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ, আন্ধাৰত মোক পোহৰ দেখুৱালে, আৰু তেওঁমোক আগুৱাই লৈ গ'ল।

কিতাপৰ এই তৎশ আপোনাৰ বাবে পোহৰ হ'বলৈ মই প্ৰাৰ্থনা কৰো আৰু আপোনাৰ নিষ্ফল ঘূৰি ফুৰা জীৱনৰ পৰা ওলাই আহি ঈশ্বৰৰ আচৰিত ধৰণৰ গৌৰবউজ্জল ৰাজ্যলৈ প্ৰৱেশ কৰিবলৈ আপুনি নিজকে প্ৰস্তুত কৰক।



অধ্যায়

১৬

“মোৰ ভবিষ্যত, মোৰ অতীত আৰু  
বৰ্তমানৰ ওপৰত নিৰ্ভৰ।”

নিষ্ফল চেষ্টা কৰা মনোভাৱ # ১



# “মো’র ভবিষ্যত, মো’র অতীত আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰ।”

নিষ্ফল কাৰ্য কৰা মনোভাৱ # ১

অধ্যায়  
১৬

ইন্দ্ৰায়েলীসকলৰ জীৱনৰ কাৰণে নিশ্চিত দৰ্শন  
আৰু সপোন নাছিল। তেওঁলোককলৈ যাব  
নাজানে। সকলো নিৰ্ভৰ কৰিছিল তেওঁলোকে কি  
দেখিছে আৰু কি চাব পাৰে তাৰ ওপৰত। বিশ্বাসৰ  
দৃষ্টিকৰণে কেনেকৈ চাব লাগে তেওঁলোকে নাজানিছিল।

ঐশ্বৰিক দৰ্শনৰ অভাৱত প্ৰজাবিলাক  
অবাধ্য হয়।

হিতোপদেশ ২৯:১৮

## উদ্বাবৰ বাবে অভিযোক

প্ৰভুৰ আত্মা মো’ৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ  
কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে, বন্দীয়াৰৰ আগত মুক্তিৰ আৰু অন্ধবিলাকৰ  
আগত পুনৰায় চকু পোৱাৰ কথা ঘোষণা কৰিবলৈ চেপা খোৱাবিলাকক মুকলি  
কৰিবলৈ। প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।

লুক ৪:১৮-১৯

মই অপব্যৱহাৰিত হোৱা অবস্থাৰ পৰা অহা, মই বিফল অবস্থাৰ ঘৰত ডাওৰ হৈছিলো।  
মো’ৰ শৈশ্বৰ কাল ভয় আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল। বিশেষজ্ঞ সকলে কয় যে সন্তানৰ  
ব্যক্তিত্ব প্ৰথম পাঁচ বছৰত গঢ় লয়। মো’ৰ ব্যক্তিত্ব বিশৃঙ্খল আছিল। সুৰক্ষাৰ মাজত থকাৰ  
মই ভাও জুৰিছিলো যাতে মানুহে মোক আঘাট কৰাৰ পৰা মই নিজকে বক্ষা কৰিব পাৰো,  
মই আনক বন্ধনৰ পৰা মুক্ত কৰিছিলো কিন্তু নিজকে বন্ধনত বাখিছিলো। মই নিয়ন্ত্ৰণ কৰা  
ব্যক্তি আছিলো, ভয়েৰে পূৰ্ণ হৈ জীৱনৰ অনুভৱৰ সন্মুখীন হোৱাৰ এক মাত্ৰ উপায় আছিল  
বাবেই মই নিয়ন্ত্ৰণত আছিলো, সেয়ে মোক কোনেও আঘাট কৰিব নোৱাৰিছিল।

খ্ৰীষ্টৰ কাৰণে জীয়াই থাকিবলৈ চেষ্টা কৰা আৰু খ্ৰীষ্টিয়ান জীৱন ধাৰা মানি চলাৰ কথা  
মধ্য বয়সীয়া হিচাপে মই জানিছিলো যে, মই কৰ পৰা আহিছো, কিন্তু মই কলৈ যাম জনা  
নাছিলো। মই অনুভৱ কৰিছিলো যে মো’ৰ ভবিষ্যতক সদাই মো’ৰ অতীতে বাধা দি থাকিব।  
মই ভাৰো, ‘মো’ৰ দৰে অতীত থকাসকলে কেনেকৈ সঁচাকৈয়ে ঠিক ভাৱে থাকিব পাৰে?  
এইটো অসন্তুষ্টি! অৱশ্যে যীচু খ্ৰীষ্টই কৈছে যে যিসকল অসুস্থ, ভগ্ন হৃদয়ৰ, আঘাটপ্রাপ্ত,

মানসিক কষ্টত থকা আৰু সিসকল প্রাকৃতিক দুর্যোগত ভাগি পৰা তেওঁলোকক ভাল কৰিবৰ অথেই তেওঁ আছিল।

যীচুৱে কাৰাগাৰৰ দুৱাৰ খুলি বন্দীয়াৰসকলৰ মুক্ত কৰিবলৈ আছিল। যেতিয়ালৈকে মই মুক্ত হ'ব পাৰো বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰা নাছিলো মই কোনো উন্নতি সাধন কৰিব পৰা নাছিলো। মই মোৰ জীৱনৰ কাৰণে নিশ্চিত দৃষ্টিকোন বাখিবই লাগিব, মোৰ ভবিষ্যত মোৰ অতীত আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰ নহয় বুলি বিশ্বাস কৰিবই লাগিব।

আপোনাৰ হয়তো কষ্টদায়ক অতীত আছিল, আনকি আপোনাৰ হয়তো বৰ্তমানৰ পৰিস্থিতি অনিশ্চয়তাৰ মাজত আৰু হতাশাপূৰ্ণ হ'ব পাৰে। আপুনি হয়তো অতি বেয়া পৰিস্থিতিৰ সন্মুখিন হৈছে সেয়ে আপোনাৰ এনে লাগিছে যেন আপোনাৰ কোনো সঠিক কাৰণ নাই আশাৰ বাবে, কিন্তু মই দৃঢ়তাৰে আপোনাক কওঁ, আপোনাৰ ভবিষ্যত, আপোনাৰ অতীত বা আপোনাৰ বৰ্তমানৰ ওপৰত নিৰ্ভৰ নহয়। নতুন মন স্থাপিত কৰক। ইশ্বৰৰ দ্বাৰাই সকলো কাম সন্তুষ্টি বুলি বিশ্বাস কৰক (লুক ১৮:২৭), মানুহৰ কাৰণে কিছুমান কথা অসন্তুষ্টি, কিন্তু আমি এনে জন ইশ্বৰৰ সেৱা কৰো যি আমি একো নেদেখাৰ পৰা সকলো সৃষ্টি কৰিলে (ইৰী ১:৩)। আপোনাৰ শুণ্যতা তেওঁক দিয়ক আৰু তেওঁৰ কাম কৰালৈ বাট চাওঁক। তেওঁৰ প্রতি থকা আপোনাৰ সম্পূৰ্ণ বিশ্বাস তেওঁ বিচাৰে। তেওঁক বিশ্বাস কৰাটো বিচাৰে আৰু বাকী সকলো কাৰ্য তেওঁ কৰিব।

### চাৰলৈ চকু, শুবিনলৈ কান

যিচয়ৰ মুঢ়াৰ পৰা এটি পোখা ওলাব, আৰু তেওঁৰ শিপাৰ পৰা এটি গজালি ওলাই  
ফল ধৰিব,

আৰু যিহোৱাৰ আত্মা, প্ৰজ্ঞা, আৰু সুবিবেচনাৰ আত্মা, যন্ত্ৰণা আৰু পৰাক্ৰমৰ  
আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হ'ব,

যিহোৱা বিষয়ক ভয় তেওঁলৈ সুস্থানস্বৰূপ হ'ব আৰু নিজ চকুৰ দৃষ্টি অনুসাৰে  
তেওঁ বিচাৰ নকৰিব নাইবা নিজ কানেৰে শুনাৰ দৰে বিচাৰ নিষ্পত্তি নকৰিব।

যিচয়া ১১:১-৩

আমাৰ বাস্তুৰ চকুৰে সঠিকভাৱে আমি বিচাৰ কৰিব নেৱাৰো। আমাৰ নিশ্চয় ‘চাৰলৈ  
আঞ্চিক চকু’ আৰু ‘শুনিবলৈ কান’ থাকিব লাগিব। আত্মাই কি কয় আমি শুনাৰ প্ৰয়োজন,  
পৃথিৱীয়ে কি কয় সেয়া নহয়। আপোনাৰ ভৱিষ্যতৰ বিষয়ে ইশ্বৰক কবলৈ দিয়ক আন  
কোনো ব্যক্তিক নহয়।

ইশ্রায়েলীকসকলে সদাই কথাবোর কি গতিত সেই বিষয়ে কথা পাতিছিল আৰু চাইছিল। মোচিৰ দ্বাৰাই ইশ্বৰে তেওঁলোকক মিচৰ পৰা উলিয়াই আনিলে তেওঁৰ ঘোগেদি প্ৰতিজ্ঞাৰ দেশৰ বিষয়ে কলে। তেওঁলোক কলৈ গৈছে তালৈ দৃষ্টি বখাটো তেওঁ বিচাৰিলে তেওঁলোক ক'ত থাকিব লাগে সেই বিষয়ে নহয়। তেওঁলোকৰ ভূল মনোভাব স্পষ্টভাৱে প্ৰকাশ কৰা কিছুমান বাক্য চাওঁহক।

### সমস্যা কি?

ইশ্রায়েলৰ সন্তানবিলাকৰ সকলোৱে মোচি আৰু হাৰোনৰ অহিতে বকিবলৈ ধৰিলে আৰু গোটেই মণ্ডলীয়ে তেওঁ বিলাকৰ আগতে কলে, হায় হায় আমি মিচৰ দেশতে মৰা হলে নাহিবা এই অৱণ্যত মৰা হলে কেনে ভাল আছিল!

যিহোৱাই আমাক তৰোৱালৰ ধাৰত পেলাবলৈ আৰু আমাৰ লৰা তিবোতাবোৰক লুট কৰিবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি ঘোৱা জানো আমাৰ ভাল নহয়?

গনণাপুস্তক ১৪:২-৩

যত্ত্বেৰে এই বাক্যসমূহ চাবলৈ মই আপোনাক উৎসাহিত কৰো। এই ব্যক্তিসকল কিমান বিপৰীতমুখী আছিল মন দিয়ক তেওঁলোকে আপত্তি দৰ্শাই সহজভাৱে সকলো ত্যাগ কৰিবলৈ আৰু প্ৰতিজ্ঞাৰ দেশত সোমাৰলৈ জনবসতিহীন ঠাইৰ মাজৰ কঢ়েৰে ঘোৱাৰ পৰিবৰ্তে বন্দীহৰ মাজলৈ ঘূৰি যাবলৈ পছন্দ কৰিলে।

প্ৰকৃততে তেওঁলোকৰ কোনো সমস্যা নাছিল, তেওঁলোক নিজেই সমস্যা!

### বেয়া চিন্তাই বেয়া মনোভাবৰ সৃষ্টি কৰে

সেই ঠাইত মণ্ডলীৰ নিমিত্তে পানী নথকাত লোকবিলাকে মোচি আৰু হাৰোণৰ অহিতে গোট খালে। আৰু মোচিৰে সৈতে বিবাদ কৰি কলে, যিহোৱাৰ আগত আমাৰ ভাইবিলাক মৰা কালত আমিও মৰা হলে কেনে ভাল আছিল।

আমি আৰু আমাৰ পশুবোৰ মৰিবৰ নিমিত্তে মিহোৱাৰ সমাজক তোমালোকে কেলেই এই অৱণ্যলৈ আনিলা?

গনণাপুস্তক ২০:২-৮

ইন্দ্ৰায়েলীসকলে যে ঈশ্বৰক সম্পূর্ণ ভাৱে ভৱ্যা কৰা নাছিল সেই কথা তেওঁলোকৰ কথাৰ পৰাই সহজভাৱে বুজিব পাৰি। তেওঁলোকৰ অনিশ্চিত, ব্যৰ্থতাপূৰ্ণ মনোভাৱ আছিল। তেওঁলোকে প্ৰকৃততে আৰস্ত কৰাৰ পূৰ্বেই ব্যৰ্থ হ'ব বুলি সিদ্ধান্ত লৈছিল কাৰণ সহজভাৱে ক'বলৈ গলে সকলো পৰিস্থিতি নিশ্চিত নাছিল। ভুল মনৰ অৱস্থাৰ কাৰণে তেওঁলোকে এনে মনোভাৱ প্ৰদৰ্শন কৰিছিল।

বেয়া চিন্তাৰ ফল হ'ল বেয়া মনোভাৱ।

### কৃতজ্ঞতা জনোৱা মনোভাৱৰ অভাৱ

পাছে তেওঁবিলাকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চুফ সাগৰৰ বাটেদি পৰ্বতৰ পৰা যাত্ৰা কৰিলে, আৰু বাটৰ কাৰণে লোকবিলাকৰ মন অতিশয় আধৈৰ্য হ'ল।

আৰু তেওঁবিলাকে ঈশ্বৰ আৰু মোচিৰ বিৰুদ্ধে ক'বলৈ ধৰিলে বোলে অৰণ্যত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা? কিয়নো আহাৰো নাই, পানী নাই, আৰু আমি এই সামান্য আহাৰ ঘৃণা কৰিছো।

গনণাপুস্তক ২১:৪-৫

আগৰ বাক্যসমূহত ইতিমধ্যে আমি আন সকলো বেয়া মনোভাৱৰ কথা দেখিছো, এইপদত ইন্দ্ৰায়েলীসকলৰ সাংঘাতিক কৃতজ্ঞতাৰ অভাৱ পৰিলক্ষিত হৈছে। ইন্দ্ৰায়েলৰ সন্তানসকলে তেওঁলোক ক'ব পৰা আহিছে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছে সেই ঠাই পাবলৈ কিমান সময় লাগিব সেই বিষয়ে চিন্তা ত্যাগ কৰিব পৰা নাছিল।

এই বিষয়ে তেওঁলোকৰ আদি পিতৃ আৱাহামে সহায় কৰিব পাৰিলে হয়। তেওঁৰ জীৱনত কিছুমান হতাশাজনক অভিজ্ঞতাৰ মাজেৰে তেওঁ গৈছিল, কিন্তু সেইবোৰক তেওঁৰ জীৱনত বিপৰীতভাৱে প্ৰভাৱ পেলাবলৈ দিয়া নাছিল।

### জীৱন সংঘৰ্ষৰ সৈতে নহয়

আৱাহাম পশু বখীয়া আৰু লোটৰ পশুবখীয়া এই উভয়ৰ মাজত বিবাদ হ'ল, আৰু সেই কালত কনীনায়া আৰু পৰিজীয়াবিলাক সেই দেশত নিবাস কৰিছিল।

তাতে অৱামে লোটক কলে, মিনতি কৰিছো, মোৰে আৰু তোমাৰে মাজত আৰু মোৰ পশুবখীয়াও তোমাৰ পশুবখীয়াৰ মাজত বিবাদ নহওক, কিয়নো আমি পৰম্পৰ জ্ঞাতি।

তোমার আগত জানো গোটেই দেশখন নাই ? মই বিনয় কবিছো, তুমি মোৰ  
পৰা বেলেগ হোৱা, যদি তুমি বাঁওহাতে যোৱা, মই সোঁহাতে যাম, নাইবা তুমি  
সোঁহাতে গলে মই বাঁওহাতে যাম।

তেতিয়া লোটে যদ্দন নদীৰ পাৰৰ গোটেই সমথললৈ চকু তুলি চাই দেখিলে  
যে, চোৱৰলৈকে গোটেইখনেই পানীৰ সুচল, ইজিষ্ট দেশৰ নিচিনা, আৰু যিহোৱাৰ  
উদ্যানৰ সাদৃশ্য যিহোৱাই চাদোম আৰু ঘমোৰা নগৰ বিনষ্ট কৰাৰ পূৰ্বেই এই সমথল  
তেনেকুৱা আছিল।

তাতে লোটে যদ্দনৰ গোটেইখন সমথল নিজলৈ মনোনীত কৰি, পূৰ ফাললৈ  
যাতা কৰিলে, এইদৰে যিবিলাকে ইজনে সিজনৰ পৰা বেলেগ হ'ল।

আদিপুস্তক ১৩:৭-১১

আৱাহামে জানিছিল বিবাদৰ মাজত থকাটো কিমান তংয়াকৰ সেয়োহে তেওঁ লোটক  
কলে যে তেওঁলোক পৃথক হোৱাৰ প্ৰয়োজন। প্ৰেমৰ মাজেৰে চলিবলৈ আৰু ভবিষ্যতে  
তেওঁলোকৰ মাজত কোনো বিবাদ নাথাকে বুলি নিশ্চিত কৰিবলৈ, আৱাহামে তেওঁৰ  
ভতিজাকক কোনটো উপত্যকা লাগে প্ৰথমে বাছি লবলৈ কলে। লোটে উভ্রম ঠাই বাচি  
ললে সেয়ে হ'ল যদ্দন উপত্যকা আৰু তেওঁলোক দুয়ো পৃথক হ'ল।

আৱাহামে আশৰ্বাদ নকৰালৈকে লোটৰ একো নাছিল এই কথা আমি মনত বৰ্খা উচিত।  
আৱাহামৰ কেনে মনোভাব হ'ব পাৰিলে হয় চিন্তা কৰক, কিন্তু তেনে চিন্তা তেওঁ বাচি নললে !  
তেওঁ জানে যে যদি তেওঁ ভাল দৰে কাৰ্য কৰে ঈশ্বৰে তেওঁৰ যত্ন ললেহেতেন।

### তোমার চকু তুলি চোৱা

আৱামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত, যিহোৱাই আৱামক কলে, তুমি এই যি  
ঠাইত আছ, এইঠাইৰ পৰা তোমার চকু তুলি, উভৰ, দক্ষিণ, পূৰ আৰু পশ্চিমলৈ চোৱা,

কিয়নো তুমি এই যি গোটেইখন দেশ দেখিছ, ইয়াক মই তোমাক আৰু তোমার  
বংশকো চিৰকালৰ নিমিত্তে দিম।

আদিপুস্তক ১৩:১৪-১৫

এই বাক্যই স্পষ্টভাৱে প্ৰকাশ কৰিছে যে আৱাহামে তেওঁৰ ভতিজাৰ সৈতে পৃথক হোৱাৰ  
পাছত যদিও ইচ্ছা কৰাতকৈ কম পৰিস্থিতিৰ মাজত নিজকে পাইছিল, ঈশ্বৰে সেই ঠাইৰ পৰা  
তেওঁ “চোৱাটো” বিচাৰিছিল, যি ঠাইত তেওঁক স্থাপিত কৰিব, যলৈ তেওঁক লৈ যাব বিচাৰে।

তেওঁৰ পৰিস্থিতিৰ বিষয়ে আৱাহামৰ ভাল মনোভাৱ আছিল, আৰু তাৰ ফলস্বৰূপে চয়তানে ঈশ্বৰৰ আশীৰ্বাদ তেওঁৰ পৰা দূৰ কৰিব পৰা নাছিল। ঈশ্বৰে তেওঁক পৃথক হোৱাৰ আগতে যিমান আনন্দ উপভোগ কৰিছিল তাতকৈও অধিক সম্পত্তি দিলে, আৰু সকলো দিশতে প্ৰচুৰভাৱে আশীৰ্বাদ কৰিলে।

মই আপোনাক উদগনি দিও ভবিষ্যতৰ সন্তাৱনাৰ প্ৰতি নিশ্চিত হৈ চাবলৈ আৰু আৰস্ত কৰিবলৈ ‘থকাৰ দৰে নথকাৰোৰক সমোধন কৰোতা।’ (ৰোমীয় ৪:১৭) আপোনাৰ ভবিষ্যৎৰ বিষয়ে নিশ্চয়তাৰে চিন্তা কৰক আৰু কওঁক, যি দৰে ঈশ্বৰে আপোনাৰ হাদয়ত কথা কৈছে, কিন্তু অতীতত আপুনি যি দেখিছিল সেইদৰে নহয় বা আনকি এতিয়া বৰ্তমানত যি দেখি আছে সেইদৰেও নহয়।

অধ্যায়

১৭

“মোৰ হৈ কোনোবা এজনে কৰিব,  
মই দায়িত্বটো ল'ব নিবিচাবো।”

নিষ্ফল চেষ্টা কৰা মনোভাব # ২

---

---



“মোৰ হৈ কোনোৰা এজনে কৰিব,  
মই দায়িত্বটো ল'ব নিবিচাৰো।”

নিষ্ঠল কার্য কৰা মনোভাৱ # ২

অধ্যায়  
১৭

ঈশ্বৰৰ সক্ষমতালৈ আমাৰ সহাঁৰি দি প্ৰায়ে দায়িত্বৰ  
সীমা নিৰ্দাৰণ কৰা হয়। দায়িত্বশীল হৈ ঈশ্বৰে  
আমাৰ সমুখ্যত দিয়া সুবিধালৈ প্ৰতিক্ৰিয়া প্ৰদৰ্শন  
কৰিব লাগে।

ঈশ্বৰে আৱাহনৰ পিতৃক দায়িত্ব দিছিল,  
তেওঁৰ সক্ষমতাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ  
সুবিধা দিছিল। কনান দেশলৈ যোৱাৰ সুবিধা  
তেওঁৰ সমুখ্যত ৰাখিছিল। কিন্তু ঈশ্বৰৰ সৈতে  
গোটেই পথ যোৱাৰ পৰিবৰ্তে, তেওঁ হাৰনত বৈ  
তাতে স্থায়ীভাৱে থাকিবলৈ ঠিক কৰিছিল।

যেতিয়া প্ৰথম বাবৰ বাবে ঈশ্বৰে আমাৰ লগত কথা পাতে আৰু কিবা কৰিবলৈ আমাৰ  
সুবিধা দিয়ে তেতিয়া নিঃসন্দেহে সহজভাৱে আমি উত্তেজিত হওঁ। কিন্তু তেবহৰ দৰে আমি  
বহুতো সময়ত কাম আৰন্ত কৰি কেতিয়াও শেষ নকৰো কাৰণ তাৰ মাজত সোমাই পৰি  
অনুভৱ কৰো যে তাত নিজকে ডাঙৰ দেখুৱা আৰু উত্তেজিত হোৱা অনুভৱ কৰো, নিজকে  
ডাঙৰ দেখুৱা আৰু উত্তেজিত হোৱাত কৈ তাত আৰু বহুত কৰিব লগা আছে।

বহুতো নতুনকৈ আৰন্ত কৰা কাৰ্যই সাধাৰণতে উত্তেজিত কৰে কাৰণ সেইবোৰ নতুন  
উত্তেজনাই কিছুসময়ৰ কাৰণে মানুহক আগুৱাই নিয়ে, কিন্তু ই লক্ষ্যত উপনীত নকৰে।

বহুতো বিশ্বাসীয়ে বাইবেলত তেবহৰ বিষয়ে কোৱাৰ দৰে কৰে। তেওঁলোকে এটা ঠাইৰ  
কাৰণে ওলাই যোৱা আৰন্ত কৰে আৰু গৈ থাকোতে বেলেগা ক'ৰবাত সংস্থাপন কৰে।  
তেওঁলোক ভাগৰি যায় বা ভাগি পৰে তেওঁলোকৰ কাম শেষ কৰিব বিচাৰে, কিন্তু তেওঁলোকে  
প্ৰকৃততে তাৰ সৈতে জড়িত থকা সকলো দায়িত্ব বহন কৰিব নোখোজে। যদি কোনোবাই  
তেওঁলোকৰ হৈ কৰিলেহেতেন তেওঁলোকে জয়াৰ ফল ভোগ কৰিবলৈ ভাল পালেহেতেন,  
কিন্তু ই সেই উপায়েৰেই মাত্ৰ কাম নকৰে।

## ব্যক্তিগত দায়িত্ব আনক দিব নোৱাৰি

তাৰ পাছদিনা মোচিয়ে লোকবিলাকক কলে, তোমালোকে মহা পাপ কৰিলা,  
এতেকে যিহোৱাৰ ওচৰলৈ উঠি যাওঁ যদি পাৰো, তোমালোকৰ প্ৰাণৰ প্ৰায়শিক্ষণ  
কৰিম।

পাছে মোচিয়ে যিহোৱাৰ ওচৰলৈ উলটি গৈ কলে, হায় হায়, সেই লোকবিলাকে  
মহাপাপ কৰিলে, তেওঁবিলাকে তেওঁবিলাকৰ নিমিত্তে এটা সোনৰ দেৱতা নিৰ্মাণ  
কৰিলে।

তথাপি এতিয়াও তুমি তেওঁবিলাকৰ পাপ ক্ষমা কৰা যদি কৰা, নকৰা যদি ইই  
বিনয় কৰিছো তুমি লিখা তোমাৰ পুস্তকৰ পৰা মোৰ নাম কাটি পেলোৱা।

ঘাতাপুঞ্জক ৩২:৩০-৩২

মই পঢ়া আৰু অধ্যয়নৰ যোগেদি লক্ষ কৰিছো যে ইন্দ্ৰায়লীসকলে কোনো কথাতে  
দায়িত্ব বহন কৰিব নুখুজিছিল। মোচিয়ে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, তেওঁলোকৰ  
কাৰণে তেওঁ দৈশ্ব্যক বিচাৰিছিলে, তেওঁলোক যেতিয়া সমস্যাৰ সমুদ্ধিন হৈছিল তেওঁ আনকি  
তেওঁলোকৰ কাৰণে অনুত্তাপ কৰিছিল (যাত্র পুস্তক ৩২:১-১৪)

এটা শিশুৰ কোনো দায়িত্ব নাথাকে, কিন্তু সন্তান যেতিয়া ডাঙৰ হয়, তেওঁ সঠিকভাৱে  
দায়িত্ব লোৱাটো আশা কৰা হয়। পিতৃ-মাতৃৰ প্ৰধান কৰ্তব্য হ'ল সন্তানক দায়িত্ব গ্ৰহণ কৰিবলৈ  
শিকোৱা। সেই একে কথা দৈশ্ব্যৰে তেওঁৰ সন্তানসকলক শিকাবলৈ ইচ্ছা কৰে।

দৈশ্ব্যৰে সম্পূর্ণৰূপে মিনিষ্ট্ৰি কাম কৰিবলৈ মোক সুবিধা দিলে— তেওঁৰ বাক্য সকলো  
জাতিক আনাতাৰ যোগে আৰু দুৰ্বদ্ধনৰ যোগে শিকাবলৈ সমগ্ৰ মাৰ্কিন যুক্তবাস্তু আৰু বেলেগ  
দেশত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ। কিন্তু সেই আহানত বহুতো দায়িত্বও আছে যিটো বহুতে  
নাজানে। সেই বিষয়ে মই দৃঢ়ভাৱে ক'ব পাৰো। বহুতো মানুহে মিনিষ্ট্ৰি থাকিব বিচাৰে বুলি  
কয় কাৰণ তেওঁলোকে ভাৱে এইটো এটা অবিৰাম ভাৱে চলি থকা আঘ্ৰিক কাৰ্য।

বহুতো সময়ত মানুহে আমাৰ অনুস্থানত কামৰ কাৰণে আবেদন কৰে, কাৰণ  
তেওঁলোকেভাৱে খ্ৰীষ্টিয়ান মিনিষ্ট্ৰিৰ আংশিদাৰ হ'ব পাৰিলৈ গুৰুত্বপূৰ্ণ কাম এটা সম্পৰ্ক  
কৰা হ'ব। পিছত তেওঁলোকে গম পাই যে আন ঠাইৰ দৰে তাতো একে দৰেই কাম কৰিব  
লাগিব, তেওঁলোকে সোনকালে উঠি সময়ত উপস্থিত হ'ব লাগিব, অধিপতিৰ তলত থাকিব  
লাগিব, প্রতি দিনৰ সময়সূচী মানি চলিব লাগিব ইত্যাদি। যেতিয়া মানুহে কয় তেওঁলোকে  
আমাৰ কাৰণে কাম কৰিব বিচাৰে, মই তেওঁলোকক কওঁ যে — ‘হান্তিলোয়া গান’ গাই

আমি দিনটো মেঘত উপঙ্গি নুফুরো আমি কাম করো আৰু আমি কঠোৰ পৰিশ্ৰম করো।  
আমি একত্ৰিত হৈ চলো আৰু আমি যি করো সেয়া উন্নত ভাবে করো।

আৱশ্যে মিনিষ্ট্ৰিত কাম কৰাৰ সুবিধা আছে, কিন্তু নতুন আবেদন কাৰিক মই বুজাৰ চেষ্টা  
করো যে যেতিয়া নিজকে ডাঙৰ দেখুৱা আৰু তেওঁলোকৰ উন্নেজনাৰ উপশম ঘটে, তেতিয়া  
তেওঁলোকৰ পৰা আমি উচ্চ খাপৰ দায়িত্ব আশা কৰাটো তেওঁলোকে গম পাৰ।

### পৰৱৰ্বতী ওচৰলৈ যোৱা

হে এলেহুৱা, পৰৱৰ্বতী ওচৰলৈ যোৱা সিহঁতৰ কাৰ্য দেখি জ্ঞানী হোৱা। সিহঁতৰ  
অধিপতি, কাৰ্যধ্যক্ষ বা শাসনকৰ্ত্তা নথকতো, সিহঁতে জহকালত যিবিলাকৰ খোৱা  
বস্তু গোটায় আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।

হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়ানো টোপনিৰ পৰা  
উঠিবা?

‘আৰু অলপ টোপনি, আৰু অলপ ঘুমটি আৰু অলপ টোপনিয়াবলৈ হাত  
সাৰটো’ বুলি কৈ থাকিলে,

তোমাৰ দৰিদ্ৰতা ডকাইতৰ নিচিনাকৈ (লাহে লাহে কিন্তু নিশ্চয়কৈ খোজ  
আগবঢ়াই) আৰু তোমাৰ দীনহীনতা সুসজ্জিত ৰনুৱাৰ নিচিনাকৈ আহিব (তোমাক  
সহায়হীন কৰি)

হিতোপদেশ ৬:৬-১১

ইন্দ্ৰায়েলীসকলৰ এই এলেহুৱা মনৰ অবস্থাই এটা কাৰণ আছিল যাৰ কাৰণে এঘাৰ দিনৰ  
যাত্রা পূৰ কৰিবলৈ তেওঁলোকক চল্লিশ বছৰ জনবসতিহীন ঠাইত আবদ্ধ কৰি ৰাখিছিল।

মই হিতোপদেশৰ এই অংশ পঢ়িবলৈ ভাল পাও যত আমাৰ ধ্যান পৰৱৰ্বতী প্ৰতি আকৰ্ষিত  
কৰিছে, যি কোনো অধিপতি বা কাৰ্যধ্যক্ষ নোহোৱাকৈ নিজৰ কাৰণে আৰু পৰিয়ালৰ কাৰণে  
সিহঁতে খাদ্যৰ যোগান ধৰে।

যি মানুহক উদগনি দিবলৈ সদাই কোনোৰা এজনৰ প্ৰয়োজন হয় তেওঁলোকে কেতিয়াও  
প্ৰকৃততে একো মহৎ কাম কৰিব নোৱাৰে যিসকলে কেৱল যিটো শুন্দ তাকে কৰি থাকোতে  
যেতিয়া কোনোবাই তেওঁক চাই থাকে তেওঁলোকে আগলৈ বেছি কৰি যাৰ নোৱাৰে। আমি  
নিজৰ মাজতেই অনুপ্ৰাণিত হ'ব লাগিব, আনৰ দ্বাৰাই নহয়। ঈশ্বৰৰ সন্মুখত আমি নিজৰ

জীৱন জীয়াই ৰাখিব লাগিব, তেওঁ সকলো চাই থাকে আৰু আমাৰ কাৰণে অনুগ্রহ তেওঁৰ পৰাই আহে বুলি জানি, যদিহে আমি তেওঁ যি কৰিবলৈ কয় তাক দৃঢ়ভাৱে কৰো।

### বহুতক আহ্বান কৰে কৰ্মসংখ্যক নিৰ্বাচিত কৰে

বহুতকে আহ্বান কৰা হয়, কিন্তু কম সংখ্যক নিৰ্বাচিত হয়

মথি ২২:১৪

এবাৰ মই এজন বাইবেলৰ শিক্ষাকে কোৱা শুনিছিলো যে এই পদৰ অৰ্থ হ'ল যে ঈশ্বৰৰ কাৰণে কিবা কাৰ্য কৰিবলৈ বহুতক আহ্বান কৰে বা সুবিধা দিয়ে। কিন্তু সেই আহ্বানৰ উভৰ দিবলৈ খুব কম সংখ্যক লোকেহে দায়িত্ব প্রহণ কৰিবলৈ ইচ্ছা কৰে।

আগৰ অধ্যায়ত উল্লেখ্য কৰাৰ দৰে, বহুতো মানুহৰ বাঞ্ছন্তি থাকে কিন্তু বাজহাড় নাথাকে। একো নকৰাকৈ নিষ্ঠল চেষ্টা কৰা মনোভাৱেৰে মানুহে সকলো পাব বিচাৰে।

### উঠা আৰু যোৱা

যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচালক পুনৰ পুত্ৰ যিহোচুৱাক কলে,

মোৰ দাস মোচিৰ মৃত্যু হল, এতেকে তুমি এতিযা উঠা, এই সকলো লোকেৰে সৈতে, মই যি দেশ ইন্দ্ৰায়েলৰ সন্তানসকলক দিছো, সেই যদ্বন্দ্ব পাৰ হৈ সেই দেশলৈ যোৱা।

যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে মই সকলো ঠাই তোমালোকক দিলো।

যিহোচুৱা ১:১-৩

যেতিয়া ঈশ্বৰে যিহোচুৱাক কলে যে মোচিৰ মৃত্যু হ'ল আৰু সেয়ে তেওঁ তেওঁৰ ঠাই লৱ লাগিব আৰু যদ্বন্দ্ব সিপাৰে প্ৰতিজ্ঞাৰ দেশলৈ লোকসকলক নেত্ৰিত দি নিব লাগিব, তাৰ মানে যিহোচুৱাৰ কাৰণে বহুতো নতুন দায়িত্বভাৱ অপৰ্ণ কৰা বুজাই।

আমাৰ কাৰণেও সেই একে সত্য হয়, আমি আগুৱাই গৈ আমাৰ আঞ্চলিক উভৰাধিকাৰী দাবী কৰোতে, যদি আমি আমাৰ দায়িত্ব গুৰুত্ব সহকাৰে ল'ব নিবিচাবো, তেতিয়া আপুনি আৰু মই ঈশ্বৰ অভিযোকৰ দ্বাৰাই পৰিচৰ্যা কৰিবলৈ সুবিধা নাপাওঁ।

## চোরা, এতিয়া উপযুক্ত সময় হয় !

যি জনে বতাহলৈ চাই, তেওঁ কঠিয়া। নিসিচিব; আৰু যি কোনোৱে মেঘলৈ দৃষ্টি  
কৰে, তেওঁ শস্য নাদাৰ।

উপদেশক ১১:৪

১৯৯৩ চনত, যেতিয়া ঈশ্বৰে দেব আৰু মোক দেখুৱালে যে তেওঁ আমাক দুৰ্বৰ্ণনৰ  
মাধ্যমেৰে কাৰ্য্য কৰা বিচাৰিছে, তেওঁ ক'লে, “মই দুৰ্বৰ্ণনৰ মাধ্যমেৰে কাম কৰাৰ সুবিধা  
দিছো; কিন্তু তুমি যদি এতিয়াই এই সুবিধা নোলোৱা, এই সুবিধা পুনৰ তোমালৈ নাহিব।”  
অৱশ্যে ঈশ্বৰে যদি আমাক জানিব নিদিলে হয় যে কেৱল বিশেষ সময়ৰ কাৰণেহে সেই  
সুবিধা, আমি হয়তো হেমাহি কৰিলো হয়। যিয়েই নহওক, আমি সৰ্বশেষত এনে অৱস্থাত  
য'ত আমি আৰামেৰে থাকিব পাৰো।

ন বছৰৰ কাৰণে আমি *Life In The Word Ministries*ৰ “জন্মাৰ” প্ৰক্ৰিয়াত আছিলো।  
এতিয়া হঠাতে, ঈশ্বৰে আমাক বহতো মানুহৰ ওচৰ চাপিবলৈ সুবিধা দিলে, যিটো আমি  
আমাৰ হৃদয়েৰে কৰিব বিচাৰো। অৱশ্যে এইটো কৰিবলৈ পোৱাত, আমি আমাৰ আৰামদায়ক  
অৱস্থা ত্যাগ কৰিবৰ প্ৰয়োজন হ'ল আৰু নতুন দায়িত্বভাৱ গ্ৰহণ কৰিব লগ্যা হ'ল।

যেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক কিবা কৰিবলৈ কয়, তেতিয়া “সুবিধাজনক সময়ৰ”  
কাৰণে বাট চোৱাৰ প্ৰলোভন হয় (পাচনিকৰ্ম ২৪:২৫) মানুহৰ সদায় পলম কৰাৰ মনোবৃত্তি  
হয় যেতিয়ালৈকে ইয়াৰ পৰা হানি নহয় বা অসুবিধা নহয়।

মই আপোনাক এনে এজন ব্যক্তি হ'বলৈ অনুপ্রাণিত কৰো যি দায়িত্ব কাৰণে ভয়  
নকৰে। আপুনি বলৱান হ'ব যেতিয়া বাধাৰ সন্মুখিন হয়। আপুনি সদায় দুৰ্বৰ্ল হৈ থাকিব যদি  
সহজ কামবোৰ মাত্ৰ কৰি থাকে।

আপুনি আৰু মই দায়িত্বশীল হোৱাটো আৰু তেওঁ আমাক দিয়া সকলো বিষয়ৰ প্ৰতি যত্ত্ৰ  
লোৱাটো ঈশ্বৰে আশা কৰে — আৰু তাৰ সৈতে কাম কৰাটো যাৰ পৰা ভাল ফল উৎপন্ন  
হয়। তেওঁ আমাক দিয়া প্ৰতিভা আৰু অনুগ্ৰহ আমি যদি ব্যৱহাৰ নকৰো, তেতিয়া তেওঁ  
আমাক বিশ্বাস কৰি যি দায়িত্ব অগৰ্ণ কৰে তাৰ প্ৰতি আমি বিশ্বাসযোগ্য নহও।

## প্ৰস্তুত হওক !

এতেকে পৰদি থাকা [কঠোৰ মনোযোগ দিয়া আৰু সাৰধান হোৱা আৰু সক্ৰিয়],  
কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।

মথি ২৫:১৩

বাইবেলত মথি ২৫ অধ্যায়ে আমাক শিকাইছে যে প্ৰভু ঘূৰি অহালৈ বাটচাই থাকোতে আৰি কি কৰিব থাকিব লাগিব।

প্ৰথম বাৰটা পদত দহ গৰাকী কুমাৰী কন্যাৰ কথা কৈছে, পাঁচজনী অজ্ঞানী আৰু পাঁচজনী জ্ঞানী। অজ্ঞানী কেইগৰাকীয়ে অতিৰিক্ত একো কৰিব বিচৰা নাছিল তেওঁৰ পুনৰ আগমনৰ সময়ত তেওঁক লগ পাৰলৈ, নিজকে প্ৰস্তুত বুলি নিশ্চিত হ'বলৈ। তেওঁলোকে পাৰ পৰাকৈ সামান্য ভাবে কাম কৰিলে, তেওঁলোকে অতিৰিক্ত কৰিব বিচৰা নাছিল, সেয়ে তেওঁলোকৰ চাকিৰ কাৰণে যিমান তেলৰ প্ৰয়োজন সিমানেই তেওঁলোকে ল'লে। জ্ঞানী কুমাৰীয়ে অৱশ্যে সম্পূৰ্ণৰূপে কি কৰা প্ৰয়োজন কৰি তাৰ ওপৰিও কৰিলে। তেওঁলোকে অতিৰিক্ত তেল ল'লে দীঘলীয়া সময় বাট চোৱাৰ কাৰণে প্ৰস্তুত বুলি নিশ্চিত হ'বলৈ।

যেতিয়া দৰা আহিল, অজ্ঞানী কেইগৰাকীৰ চাকি নুমাই গ'ল আৰু তেওঁলোকে অৱশ্যে জ্ঞানী কেইগৰাকীয়ে তেওঁলোকৰ তেলৰ পৰা কিছু দিয়াটো বিচাৰিলে। এয়া এটা সাধাৰণ ঘটনা। যি সকল মানুহ এলেছৱা আৰু হেমাহি তেওঁলোকে সদায় কঠোৰ ভাবে কাম কৰা সকলৰ সহায় বিচাৰে আৰু তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকৰ কাৰণে কাম কৰাটো বিচাৰে যিটো তেওঁলোকে নিজেই কৰিব পাৰে।

### তোমাক যি দিয়া হ'ল তাক ব্যৱহাৰ কৰা

তুমি দুষ্ট আৰু এলেছৱা আৰু নিষ্কৰ্মা দাস !

মথি ২৫:২৬

যীচুৱে তিনিজন দাসৰ বিয়য়ে কোৱা দৃষ্টান্ত মথি ২৫ অধ্যায়ত লিপিবদ্ধ কৰা হৈছে যাক তেওঁলোকৰ গৰাকীয়ে নিজৰ আধলি দিছিল। তাৰ পাছত গৰাকীজন দুৰ দেশলৈ যায় আৰু তেওঁ নাথাকোতে তেওঁ দিয়া সম্পত্তিৰ দাস সকলে ভালদৰে যত্ন ল'ব বুলি আশা কৰিলে।

পাঁচ আধলি দিয়া মানুহজনে তাৰ সৎ ব্যৱহাৰ কৰিলে। তেওঁ তাক বিনিয়োগ কৰি আৰু পাঁচ আধলি পালে। দুই আধলি দিয়াজনেও একেই কৰিলে। কিন্তু যিজন মানুহক এক আধলি দিয়া হৈছিল তেওঁ তাক মাটিত পুতি থলে কাৰণ তেওঁ ভয়েৰে পূৰ্ণ আছিল। তেওঁ ভয়তে আগবঢ়ি গৈ একো নকৰিলে। তেওঁ দায়িত্বৰ প্ৰতি ভয় কৰিছিল।

যেতিয়া গৰাকী ঘূৰি আহিল, তেওঁ দুজন দাসক আদেশ দিলে তেওঁ দিয়া ধনেৰে যি কৰিলে তাক লৈ আহিবলৈ। কিন্তু যিজনে তেওঁৰ আধলি লৈ মাটিত পুতি থলে আৰু তাৰে একো নকৰিলে, গৰাকীয়ে তেওঁক ক'লে, “তুমি দুষ্ট আৰু এলেছৱা আৰু নিষ্কৰ্মা দাস !”

তেওঁ তেতিয়া সেই এক আধলি তেওঁৰ পৰা ল'বলৈ আদেশ দিলে আৰু দহ আধলি থকা  
জনক দিলে আৰু সেই এলেছৰা, নিষ্ঠমা দাসক অতিৰিক্ত শাস্তি দিলে।

ঈশ্বৰে আপোনাক দিয়া সক্ষমতাৰ প্ৰতি সহাৰি দি তাৰে আপুনি যি কৰিব পাৰে কৰিবলৈ  
মই আপোনাক উৎসাহিত কৰো, সেয়ে যেতিয়া গৰাকী দূৰি আহিয়, তেওঁ আপোনাক যি  
দিছিল কেৱল তাকেই নিদিন তাৰ ওপৰিও অধিক যেন দিব পাৰিব।

বাইবেলে আমাক স্পষ্ট ভাবে কৈছে যে, ভাল ফল উৎপন্ন কৰাটো আমাৰ কাৰণে  
ঈশ্বৰৰ ইচ্ছা (যোহন ১৫:১৬)

### চিন্তাক পৰিত্যাগ কৰা, দায়িত্ববোধক নহয়

ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ  
পৰাক্ৰমী হাতৰ অধীনত নত কৰা, আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ  
ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।

১ পিতৰ ৫:৬-৭

দায়িত্বভাৰলৈ ভয় নকৰিব। আপোনাৰ চিন্তা ত্যাগ কৰিবলৈ শিকক, কিন্তু আপোনাৰ  
দায়িত্বভাৰ নহয়। কিছুমান মানুহে কোনো কথাতেই চিন্তা নকৰিবলৈ শিকে; তেওঁলোক নিপুন  
হৈ “তেওঁলোকৰ চিন্তাৰ ভাৰ ত্যাগ কৰি” তেওঁলোকে ইমান আৰাম বিচাৰে যে তেওঁলোকে  
আনকি দায়িত্বভাৰো ত্যাগ কৰে।

আপোনাৰ সম্মুখত যি আছে কৰিবলৈ আপোনাৰ মন স্থিৰ কৰক আৰু প্ৰতিদ্বন্দ্বিতামূলক  
যেন লগাৰ কাৰণে তাৰ পৰা আতৰি নাযাব।

সদায় মনত ৰাখিব যে আপুনি তেওঁৰ পৰা যি বিচাৰে ঈশ্বৰে যদি আপোনাক দিয়ে, সেই  
আশীৰ্বাদৰ লগতে আপোনাৰ বাবে দায়িত্বভাৰো থাকে। যদি আপোনাৰ নিজৰ ঘৰ বা গাড়ী  
থাকে, তাৰ প্ৰতি যত্ন লোৱাটো ঈশ্বৰে আশা কৰে। এলেছৰা চয়তানে আপোনাৰ মন আৰু  
অনুভূতিক হয়তো আক্ৰমণ কৰিব পাৰে, কিন্তু আপোনাৰ শ্ৰীষ্টিৰ মন আছে। চয়তানৰ প্ৰবৰ্ধনাক  
নিশ্চয় আপুনি বুজিব পাৰে আৰু আপোনাৰ অনুভূতিক দমন কৰি আপুনি যিটো শুন্দৰ বুলি  
জানে তাকে কৰক। কিবা সহজে কৰিব পৰা কথা বিচাৰক — আৰু তাৰ প্ৰতি দায়িত্বশীল  
হোৱাৰ দ্বাৰাই চৰিত্ৰ বিকাশ হয়।

মই সেই সময় মনত পেলাও যেতিয়া মই মোৰ স্বামীৰ লগত lake house কিনাৰ কথা  
পাতিবলৈ চেষ্টা কৰিছিলো — এনে ঠাই য'ত আমি জিৰণি, প্ৰাৰ্থনা আৰু অধ্যয়ন কৰিবলৈ

যাব পাৰো। এনে ঠাই “সকলোৰ পৰা আতবি থাকিবলৈ”। মই তেওঁক কও এইটো কিমান ভাল হ'লহেতেন, কেনেকৈ আমাৰ ল'বা-ছোৱালী আৰু নাতি-নাতিনীয়ে এইটো উপভোগ কৰিলো হয়, আৰু আনকি কেনেকৈ আমি তাত নেত্ৰিত বহন কৰিলো হয় আৰু ব্যৱসায়ৰ মিটিং আৰু একেলগে প্ৰাৰ্থনাত গৌৰৱময় সময় অতিবাহিত কৰিলো হয়।

এই সকলো শুনিবলৈ ভাল লাগে, মোৰ অনুভূতিৰ কাৰণে ই ভাল অনুভৰ কিন্তু ইয়াৰ যত্ন ল'বৰ বাবে আমি যি সকলো কৰিব লাগিব সেই কথা দেবে মোক কয়। তেওঁ মোক মনত পেলাই ইতিমধ্যে আমি কিমান ব্যস্ত আৰু সেয়ে আন এটা ঘৰৰ দায়িত্ব ল'বলৈ আমাৰ সময় নাই। তেওঁ মোক ঘাঁহনি যত্ন লোৱাৰ বিষয়ে কয়, তাৰ বাবে দিবলগীয়া ধন ইত্যাদি। তেওঁ কয় আমি ভাড়া লোৱাই ভাল সেয়ে যেতিয়াই আমাৰ কৰবালৈ যোৱাৰ প্ৰয়োজন যাব পাৰো, নিজৰ এটা লৈ দায়িত্ববহন কৰাতকৈ।

মই এই বিষয়ৰ কেৱল আবেগপূৰ্ণ দিশটো লৈ চাইছিলো, আৰু তেওঁ বাস্তৱ দিশটো চাইছিল। যিকোনো সময়ত আমি সিদ্ধান্তলঙ্ঘতে, আমি দুয়োটা দিশ চাবই লাগে — কেৱল মাত্ৰ কি আনন্দদায়ক কথা সেইটো চালেই নহ'ব, কিন্তু ইয়াৰ বাবে কি দায়িত্বৰ আৱশ্যক তাকো চাব লাগিব। *Lake Home* তেওঁলোকৰ কাৰণে ভাল, যি তাৰ বাবে সময় দিব পাৰে, কিন্তু আমি সঁচাকৈয়ে নোৱাৰো। সম্পূৰ্ণভাৱে মই সেইটো জানো, কিন্তু কেইবা বছৰৰ কাৰণে মাজে সময়ে মই দেবৰ লগত তেনে এটা কিনাৰ কথা পাতিবলৈ চেষ্টা কৰিছিলো।

মই সুখী তেওঁ এই বিষয়ত দৃঢ়ভাৱে থকাত। যদি তেওঁ দৃঢ় নহ'ল হয়, মই নিশ্চিত আমি সেই ঠাই কিনিলোহেতেন, তাৰ পাছত অলপ সময়ৰ কাৰণে বাখি সন্তুষ্টতঃ বিক্ৰী কৰিলো হয় কাৰণ ইয়াৰ বাবে কৰিব লগা বহুত কাম আছিল। আমি এইটো নিকিনাত, আমাৰ বন্ধুৰে *Lake Home* কিনিলে আৰু আমাৰ প্ৰয়োজন অনুযায়ী আমাক ব্যৱহাৰ কৰিবলৈ তেওঁলোকৰ অনুজ্ঞাপত্ৰ দিছিল।

আপুনি যদি জ্ঞান ব্যৱহাৰ কৰে, ঈশ্বৰে আপোনাৰ প্ৰয়োজনীয়তা পুৰ কৰা দেখা পাৰ। যি কোনোৱে খ্ৰীষ্টৰ মনেৰে কাৰ্য্য কৰে তেওঁ জ্ঞানত চলিব — অনুভূতিত নহয়।

দায়িত্বশীল হওঁক!

অধ্যায়

১৮

“অনুগ্রহ কৰি সকলো সহজ কৰক  
যদি কথাবোৰ খুব কঠিন হয়  
মই তাক গ্ৰহণ কৰিব নোৱাৰো!”

নিষ্ফল চেষ্টা কৰা মনোভাৱ # ৩

---

---



“অনুগ্রহ কৰি সকলো সহজ কৰক  
যদি কথাবোৰ খুব কঠিন হয়  
মই তাক গ্ৰহণ কৰিব নোৱাৰো!”

নিষ্ফল কাৰ্য কৰা মনোভাৱ # ৩

অধ্যায়  
১৮

এই ভুল মনৰ অৱস্থা এই মাত্ৰ আমি আলোচনা কৰাৰ দৰে একে, কিন্তু মই বিশ্বাস কৰো ঈশ্বৰৰ লোকৰ মাজত থকা সমস্যাৰ কাৰণে এই কিতাপৰ এই অধ্যায়টো উপযুক্ত।

প্ৰার্থনা কৰোতে মই মানুহৰ পৰা শুনা এইটো  
এটা সচৰাচৰ মনৰ ভাব প্ৰকাশ কৰি খোজা ক্ষমা।

প্ৰায়ে মোৰ ওচৰলৈ কিছুমান মানুহ উপদেশ আৰু প্ৰার্থনা বিচাৰি আহে, আৰু যেতিয়া মই তেওঁলোকক ঈশ্বৰৰ বাক্যই কৈ কৈছে কও, বা পৰিবৃত্ত আঢ়াই কি কৈছে বুলি মই ভাৰো, সেই সময়ত তেওঁলোকৰ উত্তৰ এইদৰে হয়, “মই জানো সেইটো শুন্দ; ঈশ্বৰে মোক সেই একে কথাই দেখুৱাইছে। কিন্তু জয়চ, এইটো অতি কঠিন।”

ঈশ্বৰে মোক দেখুৱালে যে শক্তিৰে মানুহৰ মনৰ মাজত এই পদটো সোমুৱাই দিবলৈ চেষ্টা কৰে যাতে তেওঁলোকে তাক ত্যাগ কৰে। কেইবছৰমান আগতে যেতিয়া ঈশ্বৰে এই সত্যটো মোলৈ প্ৰকাশ কৰিলে, তেওঁ মোক সকলো কিমান কঠিন নকৰলৈ নিৰ্দেশ দিলে, তেওঁ মোক ভাৰসা দিলে যদি মই সেইদৰে কৰো কথাবোৰ সহজ হৈ পৰিব।

আনকি আমি যেতিয়া হচ্ছাৰ মাজেৰে দৃঢ়তাৰে কিবা কৰো, আমি “এইটো কিমান কঠিন” এই বিষয়ে চিন্তা কৰি কথা পাতি কিমান সময় কটাও যাৰ বাবে অধিক কঠিন হৈ কামটো সম্পূৰ্ণ নহয় তেতিয়া আমি বিপৰীত মুখী হোৱাৰ পৰিৱৰ্ত্তে নিশ্চিত হ'ব পাৰিলোহেতেঁন।

যেতিয়া প্ৰথম অৱস্থাত মই ঈশ্বৰৰ বাক্যৰ দ্বাৰা কেনেকৈ সাধাৰণতে জীয়াই থাকিব লাগে আৰু ব্যৱহাৰ কৰিব লাগে চাৰলৈ আৰণ্ত কৰিছিলো আৰু মই ক'ত আছো তাক তুলনা কৰিছিলো, মই সদায় কৈছিলো, “মই তোমাৰ পথেৰে কাম কৰিব বিচাৰো প্ৰভু, কিন্তু এইটো অতি কঠিন।” ঈশ্বৰে মোক দ্বিতীয় বিৱৰণ ৩০:১১ পদ দেখুৱালে, য'ত তেওঁ কৈছে যে তেওঁৰ আদেশ ইমান জটিল নহয় বা দূৰৈত নহয়।

কিয়নো মই আজি তোমাক যি ব্যৱস্থা  
দিছোঁ, সেয়ে তোমাৰ জ্ঞানে চুকি পাৰ  
নোৱাৰা নহয়, আৰু সেয়ে তোমাৰ  
পৰা দুৰো নহয়।

দ্বিতীয় বিৱৰণ ৩০:১১

আমাৰ কাৰণে ঈশ্বৰৰ আদেশ জটিল নোহোৱাৰ কাৰণে আমাৰ মাজত তেওঁৰ আত্মাক  
শক্তিশালী ৰূপে কাৰ্য্য কৰিবলৈ দিয়ে আৰু তেওঁ আমাক কৰিবলৈ দিয়া সকলো কথাত  
সহায় কৰে।

### সহায়কতা

আৰু মই পিতৃৰ আগত নিৰবেদন কৰিম, তাতে তোমালোকৰ সৈতে সদায় থাকিবলৈ  
তেওঁ এজন সহায়কতা, অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব (উপদেশক, সহায়কতা,  
মধ্যস্থৃতাকাৰী, উকিল, শক্তি প্ৰদান কৰোতা আৰু ওপৰঞ্চি ব্যক্তি), সেয়ে তেওঁ যেন  
তোমাৰ লগত সদাকাললৈকে থাকে।

যোহন ১৪:১৬

ঈশ্বৰৰ অনুগ্রহত ভাৰসা আৰু নিৰ্ভৰ নকৰাকৈ স্বাধীনভাৱে কাৰ্য্য কৰিবলৈ চেষ্টা কৰিলে  
কামবোৰ জটিল হয়। যদি জীৱনত সকলো কথাই সহজ হয়, আমাৰ আনন্দি সহায় কৰিবলৈ  
পৰিব্রত আত্মাৰ শক্তিৰ প্ৰয়োজন নহ'লহৈতেন। বাইবেলত তেওঁক “সহায়কতা” বুলি ব্যাখ্যা  
কৰিছে। আমাৰ সহায় কৰিবলৈ তেওঁ আমাৰ মাজত আৰু আমাৰ সৈতে সকলো সময়তে  
থাকে, আমি কৰিব নোৱাৰাটো কৰিব পৰা কৰে আৰু মই যোগ দিওঁ, তেওঁৰ অবিহনে যিটো  
কঠিন হ'ল হয় সেইটো সহজতে কৰিব পাৰি।

### সহজ উপায় আৰু জটিল উপায়

পাছেফৰৌনে যেতিয়া লোকবিলাকক ঘাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াবিলাকৰ  
দেশেদি বাট চমু হোৱাতো, ঈশ্বৰে তেওঁবিলাকক সেই বাটেদি নিনিলে, কিয়নো  
ঈশ্বৰে ক'লে, কিজানি যুজ দেখিলে লোকবিলাকে বেজাৰ পাই মিচৰলৈ উলটি  
যাৰ।

যাত্রাসুস্থক ১৩:১৭

আপুনি নিশ্চিত হ'ব পাৰে যে ঈশ্বৰে আপোনাক যি ফালেই লৈ যায়, তেওঁৰ লৈ যোৱাৰ  
ক্ষমতা আছে। তেওঁ কেতিয়াও আমি সহ্য কৰিব পৰাত কৈ অধিক আমালৈ আহিব নিদিয়ে  
(১ কৰি ১০:১৩)। তেওঁ যিয়েই আদেশ দিয়ে, তেওঁ তাৰ কাৰণে মূল্য পৰিশোধ কৰে। আমি  
অনবৰতে যুজ বাগৰ কৰি থাকিব নালাগে যদিহে আমাৰ প্ৰয়োজনীয় শক্তিৰ কাৰণে তেওঁত  
অবিৰাম ভাৱে ভৰসা কৰিবলৈ শিকো।

যদি ঈশ্বরে আপোনাক কিবা করিবলৈ কৈছে বুলি জানে, মাত্র কঠিন বুলি তাৰ পৰা আঁতৰি নাথাকিব। যেতিয়া কামৰোৰ কঠিন হয়, তেওঁৰ সৈতে বেছি সময় অতিবাহিত কৰক, তেওঁত বেছি ভৰসা কৰক, আৰু তেওঁৰ পৰা সঠিক অনুগ্রহ লাভ কৰক (ইঞ্জী ৪:১৬)।

অনুগ্রহ ঈশ্বৰৰ শক্তি হয় যি বিনা মূলে আপোনালৈ আছে, যি আপুনি নিজে কৰিব নোৱাৰে মইও নোৱাৰো। আপোনাৰ মাজেৰে কৰে। চিন্তাই যি কয় তাৰ প্ৰতি সাৰধান, “মই এইটো কৰিব নোৱাৰো; এইটো অতি জটিল।”

কেতিয়াবা ঈশ্বৰে আমাক সহজ বাটৰ পৰিৱৰ্তে কঠিন বাটোৰে লৈ যায়, কাৰণ তেওঁ আমাৰ মাজত কাম কৰে। তেওঁৰ ওপৰত ভৰসা কৰিবলৈ আমি কেতিয়াবা শিকিছোনে, যদি আমাৰ জীৱনত সকলো সহজ হ'ল হয় সেইটো আমি নিজেই কৰিব পাৰিলো হয়।

ঈশ্বৰে ইশ্রায়েলৰ সন্তানসকলক বহু দূৰৈলৈকে কঠিন বাটোৰে চলাই লৈ গৈছিল কাৰণ তেওঁলোক তেতিয়াও ভয়াতুৰ আছিল, আৰু প্ৰতিজ্ঞাৰ দেশত তেওঁলোকে সমুখীন হ'ব লগা যুদ্ধৰ কাৰণে প্ৰস্তুত কৰিবলৈ তেওঁ তেওঁলোকৰ মাজত কাম কৰিবই লাগিব।

বেছিভাগ মানুহেই ভাৰিছিল যে প্ৰতিজ্ঞাৰ দেশত সুমুৱা মানে আৰু কোনো যুদ্ধ নহ'ব, কিন্তু সেইটো ভুল ধাৰণা আছিল। আপুনি যদি ইশ্রায়েলীসকলে যৰ্দন নদী পাৰ হোৱাৰ পাছত আৰু প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিবলৈ যাওঁতে কি হৈছিল পঢ়ে, আপুনি দেখিব যে তেওঁলোকে এখনৰ পাছত আন এখন যুদ্ধ কৰিব লগা হৈছিল। কিন্তু তেওঁলোকে ঈশ্বৰৰ শক্তিত আৰু তেওঁৰ নিৰ্দেশত সেই যুদ্ধ কৰি জয় লাভ কৰিছিল।

যদিও বা চুটি, সহজ বাট আছিল ঈশ্বৰে কিন্তু তেওঁলোকক দীঘলীয়া, কঠিন বাটোৰে চলাই লৈ গৈছিল কাৰণ তেওঁ জানিছিল তেওঁলোকে ঠাই অধিকাৰ কৰিবলৈ যাওঁতে সমুখীন হ'ব লগা যুদ্ধৰ কাৰণে প্ৰস্তুত নাছিল।

তেওঁ উদিগ্ন আছিল যে তেওঁলোকে শক্তক দেখিলে হয়তো মিচৰলৈ ঘূৰি যাব, সেয়ে তেওঁলোকক শিক্ষা দিবলৈ তেওঁ তেওঁলোকক কঠিন বাটোৰে নিছিল যাতে তেওঁলোকে নিজৰ ওপৰত ভৰসা নকৰি তেওঁ কোন গম পাই তেওঁত ভৰষা কৰে।

যেতিয়া মানুহে কঠিন সময় অতিক্ৰম কৰে, তেওঁৰ মনে পৰিত্যাগ কৰিব বিচাৰে। চয়তানে জানে যে যদি সি আমাৰ মনক পৰাজয় কৰিব পাৰে, সি আমাৰ অভিজ্ঞতাকো পৰাজয় কৰিব পাৰিব। সেয়ে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে আমি ভাঙি পৰিব নালাগে, চিন্তিত হ'ব নালাগে আৰু দুৰ্বল হ'ব নালাগে।

## দৃঢ়তাত লাগি থকা

আৰু সৎকৰ্ম কৰি কৰি আমি নিৰঙসাহ নহওহুঁক। কিয়নো আমি ক্লান্ত নহ'লৈ,  
উচিত সময়ত দাবলৈ পাই।

গালতীয় ৬:৯

ভগ্ন হাদয় আৰু দুৰ্বলতাই, মনৰ দৃঢ়তাক ত্যাগ কৰা বুজায়। পবিত্র আঘাত মনত ত্যাগ  
কৰিবলৈ মানা কৰিছে, কাৰণ আমি যদি ধৰি ৰাখো, আমি সৰ্বশেষত দাব পাবিম।

যীচুৰ বিষয়ে চিন্তা কৰক। বাণিষ্ঠ লোৱা আৰু পবিত্র আঘাত দ্বাৰা পৰিপূৰ্ণ হোৱাৰ লগে  
লগে, চয়তানৰ দ্বাৰা পৰীক্ষিত হ'লৈ আঘাত তেওঁক জনবসতিহীন ঠাইলৈ লৈ গৈছিল।  
তেওঁ আপনি কৰা নাছিল, নিৰাশ আৰু হতাশ হোৱা নাছিল। তেওঁ বিপৰীত ভাবে চিন্তা বা  
কোৱা নাছিল। কিয় এনে হেছে চাবলৈ চেষ্টা কৰি তেওঁ বিৰুধিত পৰা নাছিল! তেওঁ প্রত্যেকটো  
পৰীক্ষা জয়যুক্ততাৰ মাজেৰে গৈছিল।

তেওঁ পৰীক্ষা আৰু প্রলোভনৰ মাজত থকাটো কিমান কঠিন বুলি কৈ, আমাৰ প্রভুৰে  
দিনে-ৰাতিয়ে চলিশ দিন জনবসতিহীন ঠাইত ঘূৰি ফুৰা নাছিল। স্বর্গীয় পিতৃৰ পৰা শক্তি লাভ  
কৰি জয়যুক্ততাৰে ওলাই আহিছিল (লুক ৪:১-১৩)।

যীচুৱে শিয়সকলৰ সৈতে চহৰে চহৰে ঘূৰি ফুৰোতে সকলো কিমান কঠিন আছিল বুলি  
কোৱা আপুনি কল্পনা কৰিব পাৰেনে? ত্ৰুচলৈ যোৱাটো কিমান কষ্টদায়ক আছিল বা তেওঁ  
আগত থকা কথাবোৰ কিমান ভয়ঙ্কৰ বা তেওঁলোকৰ দৈনন্দিনৰ অৱস্থাত জীয়াই থকাটো  
কিমান হতাশজনক আছিল? দেশে দেশে ঘূৰি ফুৰি ঘৰ বুলি ক'বলৈ ঠাই নাছিল, তেওঁৰ  
মূৰৰ ওপৰত কোনো ছাল নাছিল; বাতি শুবলৈ বিচলাও নাছিল।

মোৰ নিজৰ পৰিস্থিতিত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ সমঘ দেশত এখন ঠাইৰ পৰা আন  
এখন ঠাইলৈ যাত্রা কৰোতে, মোৰ দৰে মিনিষ্ট্ৰি দুখ-কষ্ট, পৰিস্রম জড়িত হৈ থকা বিষয়ে  
কথা নাপাতিবলৈ মই শিকিবই লাগিব। মই প্রত্যেকবাৰ অচিনাকি হোটেলত থকাটো কিমান  
কঠিন, বহুদিন নোখোৱাকৈ থকা, প্রত্যেক সপ্তাহ বেলেগ বেলেগ বিচলাত শোৱা ঘৰৰ পৰা  
আতবি থাকিব লগা, নতুন মানুহ লগ পোৱা, মাত্ৰ ঘূৰি ফুৰাৰ সময়ত তেওঁলোকৰ লগত  
সদভাৱ বখাৰ কথাত আপনি নকৰিবলৈ মই নিশ্চয় শিকিব লাগিব।

আপোনাৰ আৰু মোৰ যীচুৰ মন আছে, তেওঁ যিদৰে কথাবোৰ পৰিচালনা কৰিছিল  
আমিও কৰিব পাৰো? “ত্যাগ কৰাৰ চিন্তাৰে” নহয় — “বিজয়ৰ চিন্তাৰে” নিজকে মানসিক  
ভাবে প্ৰস্তুত কৰি।

## দুখ-ভোগৰ পাছত কৃতকার্যতা

এতেকে খ্রীষ্টে শৰীৰত আমাৰ কাৰণে দুখভোগ কৰাৰ কাৰণে, সেই একে চিন্তা আৰু উদ্দেশ্যৰে নিজকে সুৰক্ষিত কৰা [ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰাতকৈ ধৈৰ্য্যৰে দুখ ভোগ কৰা ভাল] কাৰণ যিকোনোৱে শৰীৰত কষ্ট ভোগ কৰে [খ্রীষ্টৰ মন থকাত] তেওঁ [ইচ্ছাকৃত ভাবে] পাপৰ পৰা মুক্ত হয় [পৃথিবীক আৰু নিজকে সন্তুষ্ট নকৰি ঈশ্বৰক সন্তুষ্ট কৰে]

সেয়ে তেওঁ মানুহৰ ভূল আৰু ইচ্ছাত কেতিয়াও স্বাভাৱিক জীৱন অতিবাহিত স্বাভাৱিক জীৱন অতিবাহিত নকৰে কিন্তু ঈশ্বৰৰ ইচ্ছাত জীয়াই থাকে।

১ পিতৰ ৪:১, ২

এই বাক্যৰ অংশই কেনেকৈ জটিল কথা আৰু সময়ৰ মাজেৰে কাৰ্য্য কৰিব পাৰি সেই গোপন বিষয়বোৰ আমাক শিকাইছে। এই দুটা বাক্যৰ এয়া মোৰ ব্যাখ্যা :

“যীচুৰে সকলো কথাৰ মাজেৰে আগবাঢ়ি যোৱাৰ বিষয়ে চিন্তা কৰক আৰু তেওঁ শৰীৰৰ কষ্ট কেনেকৈ সহ্য কৰিছিল, ই আপোনাক জটিলতাৰ মাজেৰে কাৰ্য্য সম্পন্ন কৰিবলৈ সহায় কৰিব। যুদ্ধৰ বাবে নিজকে সুৰক্ষিত কৰক; নিজকে প্ৰস্তুত কৰক যীচুৰে কৰাৰ দৰে চিন্তা কৰি জয় লাভ কৰিবলৈ... ঈশ্বৰক সন্তোষ কৰিব নোৱাৰাতকৈ মই ধৈৰ্য্যৰে কষ্ট সহ্য কৰিম...’ মই যদি সহ্য কৰো, ইয়াৰ প্রতি মোৰ ঈশ্বৰৰ মন হ’ব, মই কেৱল নিজকে সন্তুষ্ট কৰিবলৈ জীয়াই নাথাকিম, যিয়েই সহজ হয় কৰি যাম আৰু যি সকলো জটিল তাৰ পৰা আঁতৰি থাকিম। কিন্তু মই ঈশ্বৰৰ ইচ্ছাত জীয়াই থাকিবলৈ সক্ষম হ’ম আৰু নিজৰ অনুভূতি আৰু ইন্দ্ৰিয়গত চিন্তাৰ দ্বাৰাই নহয়।”

ইয়াত “শাৰীৱিক” কষ্ট হয় কিন্তু ঈশ্বৰৰ ইচ্ছাত কাৰ্য্য কৰিবলৈ আমি সেয়া সহ্য কৰিবই লাগিব।

মিনিষ্ট্ৰিৰ কাৰণে যাত্ৰা কৰি থকাত মোৰ শৰীৱৰ সদায় আৰমদায়ক অৱস্থাত নহয়, কিন্তু মই জানো এইদৰে কৰাটো ঈশ্বৰৰ ইচ্ছা। সেইবাবে এই বিষয়ে সঠিক চিন্তা কৰি নিজকে সুৰক্ষিত কৰিব লাগিব; নহ’লে প্ৰকৃততে আৰস্ত কৰাৰ আগতেই মই পৰাজয় বৰণ কৰিম।

আপোনাৰ জীৱনত হয়তো এনে ব্যক্তি থাকিব পাৰে যি আপোনাৰ ওচৰত থকাত খুব অসুবিধাজনক হয়, আৰু তথাপি আপুনি জানে যে ঈশ্বৰে সেই সমন্বত স্থিৰে থকাটো বিচাৰে, তাৰ পৰা আঁতৰি থকাটো নহয়। ইয়াৰ বাবে আপোনাৰ শৰীৰে কষ্ট পায়, এনে পৰিস্থিতিত সেই ব্যক্তিৰ সেতে থকাটো সহজ নহয়, কিন্তু সেই পৰিস্থিতিৰ বাবে সঠিক ভাবে চিন্তা কৰি আপুনি নিজকে প্ৰস্তুত কৰিব পাৰে।

## খ্রীষ্টৰ পৰিপূৰ্ণতাত আত্মনিৰ্ভৰশীল হওঁক

মই সৰু হৈ থাকিবলৈ জানো, উপচয় ভোগ কৰিবলৈকো জানো; এটা এটাকৈ সকলো বিষয়তে তঃপু হ'বলৈ আৰু ক্ষুধিত হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হ'লৈ।

মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছো। [মই সকলো কথাৰ কাৰণে প্ৰস্তুত আৰু তেওঁ ঘোগেৰে সকলো কথাত সমান, যি জনে মোৰ ভিতৰৰ শক্তিৰ সংজীৱিত কৰে; মই খ্রীষ্টৰ পৰিপূৰ্ণতাত আত্মনিৰ্ভৰশীল।]

ফিলিপীয়া ৪:১২-১৩

সৎ চিন্তাধাৰাই যুদ্ধৰ কাৰণে “শক্তিমান” কৰে। ভুল চিন্তা ধাৰাৰ সৈতে যুদ্ধলৈ ঘোৱাটো অস্ত্ৰ নোহোৱাকৈ যুদ্ধৰ আগ শাৰীলৈ ঘোৱাৰ দৰে হয়। আমি যদি সেইদৰে কৰো, আমি বেছি সময় থাকিব নোৱাৰো।

ইন্নায়েলি সকল “কেকায় থকা” লোক, দেয়ে এটা কাৰণ, কিয় তেওঁলোকে এঘাৰ দিনৰ যাত্ৰা পূৰ কৰিবলৈ চঞ্চল বছৰ অনাই বনাই ফুৰিছিল। তেওঁলোকে সকলো সংক্ষিপ্তজনক কথাৰ কাৰণে কেংকেহাইছিল আৰু সকলো নতুন প্ৰত্যাহুনৰ বিষয়ে আপত্তি কৰিছিল—সদাই সকলো কথা কিমান জটিল সেই বিষয়ে কথা পাতিছিল। তেওঁলোকৰ মনোভাৱ আছিল, “অনুগ্রহ কৰি সকলো কথা সহজ কৰি দিয়াক; যদি কথাৰোৰ জটিল হয় মই সহজভাৱে ল'ব নোৱাৰো!”

অলপতে মই অনুভৱ কৰিলো যে বছতো বিশ্বাসী দেওবৰীয়া যুজাৰু আৰু সোমবাৰে কেংকেঙাই থকা। তেওঁলোকে দেওবাৰে তেওঁলোকৰ সকলো বন্ধুৰ লগত ভাল ভাবে কথা পাতে—কিন্তু সোমবাৰে যেতিয়া “কথা পতাৰ” সময় হয় আৰু সোমবাৰে তেওঁলোকক প্ৰভাৱিত কৰিবলৈ কোনো নাথাকে, তেওঁলোক অলপ বিষয়তে ক্লান্ত হৈ পৰে।

যদি আপুনি কেকায় থকা আৰু আপত্তি কৰা ব্যক্তি হয়, নতুন মনৰ অবস্থা গঢ়ক সেয়ে কয়, মোক শক্তি দিয়া জনত থাকি মই সকলো বিষয়ত বলৱান হৈছো। (ফিলী ৪:১৩)

অধ্যায়

১৯

“মোৰ উপায় নাই, মই মাত্ৰ ভোৰ ভোৰোৱাত  
আনৰ দোষ বিচৰাত আৰু আপত্তি দশোৱাত  
আসক্ত”

নিষ্ফল চেষ্টা কৰা মনোভাৱ # 8

---

---



# “মোৰ উপায় নাই, মই মাত্ৰ ভোৱ ভোৰোৱাত আনৰ দোষ বিচৰাত আৰু আপত্তি দশোৱাত আসক্ত”

নিষ্ঠল কাৰ্য কৰা মনোভাৱ # ৪

অধ্যায়  
১৬

জটিল সময়তো আমাৰ মনোভাৱৰ দ্বাৰাই  
যেতিয়ালৈকে আমি ঈশ্বৰৰ গৌৰৱ কৰিবলৈ  
নিশ্চিকো, আমি উদ্বোধ নাপাও। এয়া দুখ যাতনা  
নহয় যি ঈশ্বৰৰ গৌৱ কৰে, কিন্তু দুখ-যাতনাত  
ঐশ্বৰীয় মনোভাৱে তেওঁক সন্তুষ্ট কৰে আৰু  
তেওঁলৈ গৌৱ আনো।

আপুনি আৰু মই এই দুটা পদৰ পৰা, ঈশ্বৰে  
আমাৰ কি থকাটো বিচাৰিছে, যদি প্ৰহণ কৰিব  
খোজো, আমি সেয়া লাহে লাহে পঢ়িব লাগিব  
আৰু প্ৰত্যেকটা পদ আৰু বাক্য উপলব্ধি কৰিব  
লাগিব। মই মানি লও যে মই বছৰ ধৰি এই বাক্য  
পঢ়ি বুজিবলৈ চেষ্টা কৰিছিলো মোৰ দুখ-কষ্ট দেখিও ঈশ্বৰ কিয় সন্তুষ্ট হৈছিল যেতিয়া  
বাইবেলে স্পষ্ট ভাবে কৈছে যে যীচুৱে মোৰ যাতনা আৰু শাস্তিৰ কষ্ট বহন কৰিলৈ  
(যিচ্যা ৫৩:৩-৬)

বহু বছৰ পূৰ্বে মই অনুভৱ কৰিলো যে ১ পিতৰৰ এই পদৰ কেন্দ্ৰ বিন্দু দুখ-যাতনা নহয়  
কিন্তু দুখ যাতনাত কেনে মনোভাৱ হ'ব লাগে।

এই পদত ব্যৱহাৰ হোৱা “ধৈৰ্য” শব্দটোলৈ লক্ষ কৰক, যিহে কৈছে যে কোনোৱে  
আমাক বেয়া ব্যৱহাৰ কৰিলে আমি যদি ধৈৰ্য্যেৰে তাক নিয়ন্ত্ৰণ কৰো, ই ঈশ্বৰক সন্তুষ্ট কৰে।  
তেওঁক সন্তুষ্ট কৰা কথাটো হ'ল আমাৰ ধৈৰ্য্যৰ মনোভাৱ — আমাৰ দুখ-যাতনা নহয়।  
আমাৰ দুখ-যাতনাত আমাক উৎসাহিত কৰিবলৈ, যীচুৱে তেওঁৰ ওপৰত কৰা অন্যায়ৰ  
আক্ৰমণক কেনেকৈ নিয়ন্ত্ৰণ কৰিছিল চাই আমি অনুপ্ৰাণিত হওঁ।

কিয়নো কোনোৱে যদি ঈশ্বৰোদ্দেশ্য  
বিবেকৰ কাৰণে (সম্মতি প্ৰদান,  
গ্ৰহণীয় আৰু ধন্যবাদৰ পাত্ৰ) অন্যায়  
ভোগ কৰি দুখ সহন কৰে, তেন্তে  
সেয়েই গ্ৰহণীয়।

কাৰণ পাপ কৰি ভুকু খালো, যদি  
গ্ৰহণ কৰা, তেন্তে তাত কি প্ৰশংসা  
আছে? কিন্তু সংকৰ্ম কৰি দুখ-ভোগ  
কৰিলৈ, যদি সহন কৰা, তেন্তে  
সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।

১ পিতৰ ২:১৯-২০

## যীচু আমাৰ উদাহৰণ

কাৰণ তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখ-ভোগ কৰি, তোমালোকৰ কাৰণে এটি আহিৰ ৰাখি গ'ল।

তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো ছালনা পোৱা নগ'ল, নিন্দিত হোৱা কালত, প্রতিনিদা নকৰিলে;

দুখ পোৱা কালত, ভাৰি ধৰ্মকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোতা জনৰ  
ওপৰত ভাৰ দিলে।

১ পিতৰ ২:২১-২৩

যীচুৰে দুখ-্যাতনা গৌৰবেৰে, নীৰবে, আপত্তিনকৰাইকে, কথাবোৰ যেনেই নহওক সংশ্বৰত  
বিশ্বাস কৰি, তেওঁ সকলো পৰিস্থিতিতে অপৰিবৰ্তিত ভাৱে থাকিছিল। যেতিয়া কথাবোৰ  
সহজ আছিল তেওঁ ধৈৰ্য্যৰে সহাৰি নিদিছিল। আৰু যেতিয়া সেইবোৰ কঠিন বা অন্যায়পূৰ্ণ  
আছিল তেওঁ অধৈর্য্য হৈ পৰিছিল।

উপৰোক্ত বাক্যাই আমাক জানিবলৈ দিয়ে যে যীচু আমাৰ উদাহৰণ হয় আৰু সেয়ে  
কেনেকৈ জীয়াই থাকিব লাগে আমাক দেখুৱাবলৈ তেওঁ আছিল। আমি আমাৰ সন্তানসকলক  
বাক্যৰ ওপৰিও উদাহৰণেৰে বেছি শিকাব লাগে। আমি সকলো মানুহে পঢ়া জীৱিত ধৰ্মলিপি  
হ'ব লাগিব (২ কৰি ৩:২-৩) আৰুৰ পৃথিবীত জুলি থকা উজ্জল পোহৰৰ দৰে  
(ফিলী ২:১৫)।

## নন্দতা, মন্দতা আৰু চিৰসহিষ্ণুতাৰে আমন্ত্ৰিত

এতেকে প্ৰভুত বন্দীয়াৰ যি মই, মই তোমালোকক এই মিনতি কৰে যে, তোমালোকে  
সকলো নন্দতা আৰু মন্দতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰম্পৰে যহন কৰি,

যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হ'লা, তাৰ যোগ্য আচৰণ কৰা।

ইফিচীয়া ৪:১-২

কিছু বছৰৰ আগতে আমাৰ পৰিয়ালৰ জীৱনত এনে পৰিস্থিতি আছিল যি মোৰ মূল  
কথাৰ আচৰিত উদাহৰণ স্বৰূপে দুখ-্যাতনাৰ বিষয়ে নন্দভাৱে, মন্দতাৰে আৰু সহিষ্ণুতাৰে  
কাম কৰিছিল।

আমার সন্তান দানিয়েলে ঠিক মিছন কার্য পরা *Dominican Republic* লৈ ঘূৰি আহিছিল। তেওঁৰ বহুত কষ্টদায়ক চৰ্মৰোগ আৰু বহুতো ঘা লৈ ঘূৰি আহিছিল। তেওঁক কোৱা হৈছিল যে *Dominican Republic* ৰ মতে ই বিষাক্ত লতা আছিল। এইটো দেখাত ইমান বেয়া আছিল যে আমি অনুভৱ কৰিলো — এইটো কি হয় নিশ্চিত কৰাৰ প্ৰয়োজন। আমাৰ ঘৰোৱা চিকিৎসকজন সেই দিনা নাছিল সেয়ে আমি চিকিৎসকৰ লগত কথা পাতি সাক্ষাৎ কৰাৰ বন্দবস্তু কৰিলো।

আমাৰ ছোৱালী, হেন্দ্রাই, ফোন কৰি সাক্ষাৎকাৰৰ বন্দবস্তু কৰিলে, দানিয়েল কিমান ডাঙৰ আছিল, আৰু তেওঁ দানিয়েলৰ ধনীয়েক বুলি ক'লে আৰু তেওঁক আনিব খুজিছো। সেই দিনা আমি সকলো খুব ব্যস্ত আছিলো, আনকি হেন্দ্রাও। পথওল্লিশ মিনিট গাড়ী চলাই তাই চিকিৎসকক লগ পাই তেওঁৰ পৰা শুনিলে, “মই দুখিত, কিন্তু এইটো আমাৰ নিয়ম, পিতৃ-মাতৃ লগত নাথাকিলে আমি কমবয়সীয়া বোগীক চিকিৎসা নকৰো।”

হেন্দ্রাই বুজালে যে যেতিয়া তাই ফোন কৰিছিল, তাই বিশেষভাৱে কৈছিল যে তাই ভায়েকক আনিব খুজিছে — সেয়ে তাই তৎক্ষণাত আমাৰ হৈ তাক চিকিৎসকৰ ওচৰলৈ লৈ যায় কাৰণ আমি যাত্রাৰ বাবে ব্যস্ত আছিলো। দৃঢ়তাৰে নার্চে ক'লে তাৰ লগত পিতৃ-মাতৃ থাকিবই লাগিব।

হতাশ হ'লৈ হেন্দ্রাই সুবিধা পালে। তাই ইতিমধ্যে ব্যস্ততাৰ মাজত থাকি নার্চৰ পৰা এইদৰে শুনি তাই কেৱল গম পালে যে তাইৰ আচনি আৰু কষ্ট সকলো মিছা হ'ল। তাই ঘৰলৈ যাবলৈ আকৌ পথওল্লিশ মিনিট গাড়ী চলাব লাগিব, আৰু গোটেই কথাখিনি সময় নষ্ট কৰাৰ দৰে হ'ল।

ঈশ্বৰে নন্দ আৰু শান্তভাৱে থাকিবলৈ তাইক সহায় কৰিলে। তেওঁ দেউতাকলৈ ফোন কৰিলে, তেওঁ তাইৰ মাকক চাবলৈ গৈছিল, আৰু তেওঁ ক'লে তেওঁ আহিব আৰু পৰিস্থিতিটো সঙ্গলি ল'ব। দেবে সেই ৰাতিপুৱা অনুভৱ কৰিলে যে তেওঁ অফিচলৈ গৈ মোৰ কিছুমান কিতাপ আৰু টেপ ল'ব লাগে, অথচ সেইবোৰেৰে তেওঁ কি কৰিব নাজানে। তেওঁ মাত্ৰ অনুভৱ কৰিলে তেওঁ গৈ সেইবোৰ ল'ব লাগে।

যেতিয়া তেওঁ চিকিৎসকৰ ঘৰ গৈ পালে, বোগীৰ নাম লিখা আৰু কাগজ-গত্ৰ বনোৱাত সহায় কৰা মহিলা গৰাকীয়ে দেৱক সুধিলে আপুনি পৰিচাৰক হয় নেকি আৰু জয়চ মেয়ৰক বিবাহ কৰিছে নেকি। তেওঁ তাইক কলৈ তেওঁ সেইজনেই, আৰু তাই ক'লে তাই দুৰদৰ্শনত মোক দেখিছে আৰু আমাৰ পৰিয়ালৰ কথা যথেষ্ট শুনিছে, যদি সেইজনেই ব্যক্তি হয় তেতিয়া হ'লে অদ্ভুত। দেৱে তাইৰ লগত কথা পাতি থাকোতে মোৰ আবেগিক সুস্থতাৰ কিতাপ এখন তেওঁক দিলে।

এই ঘটনাটো কোৱাৰ উদ্দেশ্য হ'ল — যদি ছেন্দোৰ খঙ উঠিল হয় আৰু অধৈর্য্য হ'ল হয় কি হ'লহেনে ? যদিও ধৰ্মস নহ'ল হয় কিন্তু তাইৰ সাক্ষত আঘাট লাগিল হয়। আচলতে যি গৰাকী মহিলাই মোক দুৰদৰ্শনত দেখিছিল তেওঁৰ আত্মিক ভাবে অনিষ্ট হ'ল হয়, আৰু তেতিয়া যি সকলে আমাৰ পৰিয়ালক লক্ষ কৰে তেওঁলোকে বেয়া ব্যৱহাৰ কৰিলে হয়।

বহুতো মানুহে পৃথিবীত ঈশ্বৰক বিচাৰিবলৈ চেষ্টা কৰে, আৰু আমি তেওঁলোকক কি কওঁ তাতকৈও গুৰুত্বপূৰ্ণ কথা হ'ল আমি তেওঁলোকক কি দেখুৱাইছো। এইটো আৱশ্যে গুৰুত্বপূৰ্ণ কথা যে আমি মুখেৰে শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব, কিন্তু সেয়া কৰোতে একো নোকোৱাকৈ থকাতকৈ বিপৰীতমুখী স্বভাৱেৰে কোৱাটো বেছি বেয়া।

ছেন্দোই এই পৰিস্থিতিত ধৈৰ্য্যৰে সকলো সহ্য কৰিছিল; আৰু ঈশ্বৰৰ বাক্যই দৃঢ়ভাৱে জনাইছে যে এনে দয়ালু স্বভাৱ আৰু মনোভাৱেৰে আমি আমন্ত্ৰিত।

### ধৈৰ্য্যৰে সৈতে যোচেফৰ দুখ্যাতনা

তেওঁ যিবিলাকৰ আগেয়ে এজন মানুহ পঠালে, যোচেফক বন্দী স্বৰূপে বেচা হ'ল।

সিহঁতে তেওঁৰ ভৱিত বেৰীৰে দুখ দিলে; তেওঁক লোহাৰ শিকলিৰে বন্ধা হ'ল।

তেওঁৰ বাক্য [তেওঁৰ নিষ্ঠুৰ ককায়েকসকল] সিদ্ধ নোহোৱালৈকে, যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰিলে।

গীতমালা ১০৫:১৭-১৯

পুৰণি নিয়মৰ উদাহৰণ স্বৰূপে, যোচেফৰ বিষয়ে চিন্তা কৰক, যাক তেওঁৰ ককায়েক সকলে অন্যায়ভাৱে বেয়া ব্যৱহাৰ কৰিছিল। তেওঁলোকে দাস কাৰ্য্যৰ কাৰণে তেওঁক বিক্ৰী কৰি দেউতাক জঙ্গলী জন্মৰে মাৰিলৈ বুলি ক'লে। ইতিমধ্যে পোটীফাৰ নামেৰে ধনী মানুহ এজনে তেওঁক কিনিছিল, যি জনে তেওঁক দাস হিচাপে ঘৰলৈ লৈ গৈছিল। যোচেফ ঘৱেলৈকে গৈছিল ঈশ্বৰে তেওঁক অনুগ্রহ কৰিছিল আৰু নতুন গৰাকীৰ দ্বাৰাই তেওঁ অতি সোনকালে অনুগ্রহ পাইছিল।

যোচেফে উন্নতি পাই আছিল। কিন্তু তেওঁলৈ আন এটা অন্যায়ৰ কথা ঘটিছিল। পোটীফাৰৰ পত্নীয়ে তেওঁৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ তেওঁক প্ৰলোভিত কৰিছিল, কিন্তু তেওঁ সত্যানিষ্ঠা মানুহ হোৱাৰ কাৰণে তাইৰ সৈতে তেওঁৰ একো কৰিব লগা নাছিল। যোচেফে তাইক আক্ৰমণ কৰিছে বুলি তাইৰ স্বামীক মিছা ক'লে, তাৰ ফলস্বৰূপে তেওঁ নকৰা কামৰ কাৰণে বন্দীশালত থাকিব লগা হ'ল !

যোচেফে বন্দীশালত থকা সময়খনিত আনক সহায় করিবলৈ চেষ্টা করিছিল। তেওঁ কেতিয়াও আপত্তি করা নাছিল, কাবণ দুখ-কষ্টৰ সময়ত তেওঁৰ যথোপযুক্ত মনোভাব আছিল, ঈশ্বরে অরশেষত তেওঁক উদ্ধাব করি পদোন্নত করিছিল। অরশেষত মিচৰত তেওঁ ইমান ক্ষমতা পালে যে ফৌরণৰ বাহিৰে সেই গোটেই দেশত আন কোনোৱেই তেওঁৰ ওপৰত নাছিল।

ঈশ্বৰেও ভায়েকহঁতৰ সৈতে যোচেফৰ পৰিস্থিতিৰ বিষয়ে প্ৰমান দিলৈ, সেই বাবে যেতিয়া গোটেই দেশ দুৰ্ভীক্ষৰ কবলত পৰিছিল তেওঁলোকে খোৱা আহাৰৰ বাবে যোচেফৰ ওচৰলৈ আহিব লগা হৈছিল। আকো এবাৰ যোচেফে তেওঁলোকক বেয়া ব্যৱহাৰ নকৰিলৈ যদিও তেওঁলোক তাৰ বাবে যোগ্য আছিল — তথাপি তেওঁ ঈশ্বৰত মনোভাব প্ৰদৰ্শন কৰিছিল। তেওঁ তেওঁলোকক ক'লৈ তেওঁৰ অনিষ্ট সাধন কৰিবলৈ তেওঁলোকে যি কৰিছিলৈ, ঈশ্বৰে তেওঁৰ ভালৰ অৰ্থে কৰিলৈ— সেয়ে তেওঁলোক ঈশ্বৰৰ হাতত আছিল, তেওঁৰ হাতত নহয়, সেয়ে তেওঁৰ একো কৰাৰ অধিকাৰ নাছিল কিন্তু তেওঁলোকক আশীৰ্বাদ কৰিলৈ। (আদিপুস্তক ৩৯-৫০ অধ্যায় চাপ্তক)।

### আপত্তি কৰাৰ বিপদ

আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ পৰীক্ষা কৰাত মাপৰ দ্বাৰাই বিপষ্ট হ'ল, তেনেকৈ আমি প্ৰভুৰ পৰীক্ষা [তেওঁৰ ধৈৰ্য, তেওঁৰ বাবে পৰীক্ষিত হ'বলৈ চেষ্টা কৰি, সমালোচনাবে তেওঁক মূল্যাঙ্কন কৰি, আৰু তেওঁৰ ধাৰ্মিকতা (শাসন কৰি) নকৰোহাঁক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৱিহণা দিয়াত, তেওঁবিলাক সংহাৰকৰ দ্বাৰাই বিনষ্ট হ'ল, তোমালোকে তেনেকৈ গৱিহণা নিদিবাহাঁক।

তেওঁবিলাকলৈ আহিস্বকপে ঐৰোৰ ঘটিছিল [আমালৈ সারথানতা আৰু উদাহৰণ স্বৰূপে] আৰু শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে।

১ কৰিষ্টীয়া ১০:৯-১১

আমি এই পদবোৰৰ পৰা, যোচেফ আৰু ইন্দ্ৰায়েলৰ সন্তানসকলৰ পাৰ্থক্য তৎক্ষণাত চাৰ পাৰো। তেওঁ কেতিয়াও আপত্তি কৰা নাছিল, আৰু তেওঁলোকে প্ৰত্যেকটো সৰু কথাৰ বিষয়ে যিটো তেওঁলোকৰ যোৱাৰ পথত হোৱা নাছিল আপত্তি কৰিছিল। বাইবেল আপত্তি দৰ্শনৰাব বিপদ, ভুল বিচাৰি উলিবা, আৰু আপত্তি কৰা বিষয়ত সুনিৰ্দিষ্ট হয়।

বাৰ্তাটো অতি সাধাৰণ। আপত্তি দৰ্শনীই ইন্দ্ৰায়েলীসকলে শক্ৰৰ কাৰণে দুৱাৰ খুলিছিল, যি আহিছিল আৰু তেওঁলোকক ধৰ্স কৰিছিল। তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতাক প্ৰশংসা কৰিব লাগিছিল। তেওঁলোকে কৰা নাছিল— সেয়ে তেওঁলোকে মূল্য দিব লগা হৈছিল।

আমাক কোৱা হৈছে যে তেওঁলোকৰ সমগ্ৰ দুখ-যাতনা আৰু মৃত্যুৰ বিষয়ে আমাক দেখুৱাবলৈ লিখা হৈছিল আমি যদি তেওঁলোকৰ দৰে ব্যৱহাৰ কৰো কি হ'ব।

আপুনি আৰু মই যেতিয়ালৈকে আমাৰ ভাৰ-চিন্তাত প্ৰথমে আপত্তিনকৰো তেতিয়ালৈকে মুখ ফুটাই আপত্তি নকৰো। আপত্তি কৰা স্পষ্ট ভাবে নিষ্পল চেষ্টা কৰা মনোভাৰ যিহে আমাক প্ৰতিজ্ঞাৰ দেশলৈ যাবলৈ বাধা দিয়ে।

যীচুৱে আমাৰ উদাহৰণ হয়, আৰু আমি তেওঁ যি কৰিছিল কৰা উচিত।

ইন্দ্ৰায়েলীসকলে আপত্তি কৰিছিল আৰু জনবসতিহীন ঠাইত আবদ্ধ হৈছিল।

যীচুৱে প্ৰশংসা কৰিছিল আৰু মৃত্যুৰ পৰা উঠিছিল।

এই দুটা পার্থক্যৰ মাজত আমি প্ৰশংসা আৰু ধন্যবাদৰ শক্তি আৰু আপত্তি কৰাৰ শক্তি ও চাৰ পাৰো। সচাই, আপত্তি কৰা, অসন্তোষ প্ৰকাশ কৰা, ভোৰে ভোৰোৱা, আৰু ভুল বিচাৰ কৰাৰ শক্তি আছে— কিন্তু এইবোৰ বিপৰীতমুখী শক্তি। প্ৰতি সময়তে যেতিয়া আমি আমাৰ মন আৰু মুখৰ বাক্য যিকোনো এটাত দিও, আমি চয়তানক আমাৰ ওপৰত শক্তি প্ৰয়োগ কৰিবলৈ দিও যিটো ঈশ্বৰে তাক ক্ষমতা নিদিয়ে।

অসন্তোষ প্ৰকাশ, ভুল বিচাৰ,

বা আপত্তি নকৰিবা

যি কুটিল আৰু বিপথগামী লোকৰ মাজত তোমালোকে জীৱনৰ বাক্য ধাৰণ  
কৰি, জগতত দ্বীপস্বৰূপে প্ৰকাশ পাইছা, তেওঁবিলাকৰ মাজত তোমালোক নিৰ্দেশী  
আৰু শুন্দ হৈ,

ঈশ্বৰৰ নিষ্কলঙ্ঘ সন্তান হৰৰ কাৰণে, বিয়াদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈ  
সকলো কৰ্ম কৰা।

ফিলিপীয়া ২:১৪-১৫

কেতিয়াৰা এনে লাগে যেন সমগ্ৰ পৃথিৱীয়েই আপত্তি কৰে। অতি বেছি অসন্তোষ প্ৰকাশ  
কৰে আৰু ভোৰ ভোৰাই আৰু ইয়াৰ বাবে অতি কম কৃতজ্ঞতা আৰু প্ৰশংসা প্ৰকাশ কৰে।  
মানুহে তেওঁলোকৰ কাম আৰু মূৰবীৰ কাৰণে আপত্তি কৰে যেতিয়া তেওঁৰ নিয়মিত কাম  
থকাৰ বাবে ধন্যবাদযুক্ত হোৱা উচিত আৰু এই সত্যৰ প্ৰতি কৃতজ্ঞতা জনাব লাগে যে  
তেওঁলোক কৰিবাত ঘৰহীন অৱস্থাত জীয়াই থকা নাই বা দুৰৱস্থাত থকা নাই।

বহুতো দুখীয়া মানুহে তেনে এটা কাম পাই শিহবিত হব পাবে, ক্রতি থকা স্বতেও। তেওঁলোকে বৰ বেছি উপযুক্ত নোহোৱা মূৰবীৰ লগত, খুব বেছি, ইচ্ছা নোহোৱাতো কাম কৰে, নিয়মিত উপার্জনৰ কাৰণে, নিজৰ ঘৰত থাকিবলৈ, আৰু নিজৰ খোৱা বনাবলৈ।

হয়তো আপোনাক ভাল উপার্জনৰ কামৰ আৱশ্যক বা আপোনাৰ হয়তো অসৎ ভাৰে ব্যৱহাৰ কৰা মূৰবী আছে। সেইটো দুৰ্ভাগ্যজনক কিন্তু আপত্তি কৰা তাৰ উপায় নহয়।

### বিৰক্ত বা চিষ্টি নহৰ প্ৰার্থনা কৰক আৰু ধন্যবাদ দিয়ক

তোমালোকে একোলৈ চিষ্টা নকৰিবা; কিন্তু সকলো বিষয়তে তোমালোকৰ যানো, ধন্যবাদযুক্ত প্ৰার্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওঁক।

ফিলিপীয়া ৪:৬

এই পদত পাচনি পৌলে আমাক কেনেকৈ সমস্যাৰ সমাধান কৰিব পাৰি শিকাইছে। তেওঁ আমাক নিৰ্দেশ দিছে সকলো পৰিস্থিতিতে ধন্যবাদেৰে প্ৰার্থনা কৰিবলৈ।

ঈশ্বৰে সেই একে মূলনীতিৰে মোক এইদৰে শিকাইছে, “জয়চ , তোমাক যিকোনো বস্তু মই কিয় দিব লাগে, তোমাৰ ইতিমধ্যে যি আছে তাৰ প্রতি তুমি যদি ধন্যবাদযুক্ত নোহোৱা ? মই তোমাক কিয় কিবা দিম আপত্তি কৰিবলৈ ?”

আমি আমাৰ বৰ্তমানৰ প্ৰার্থনাৰ অনুৰোধ অলপতে ধন্যবাদেৰে পূৰ্ণ হোৱা জীৱনৰ সংস্থাপনৰ পৰা যদি নকৰো, আমি সন্তোষজনক সহাৰি নাপাই। বাক্যই কোৱা নাই যে আপত্তি দৰ্শাই প্ৰার্থনা কৰা, ই'কৈছে ধন্যবাদেৰে সৈতে প্ৰার্থনা কৰা। ভোৰ ভোৱোৱা, অসন্তুষ্ট প্ৰকাশ কৰা, ভুল বিচাৰ কৰা আৰু আপত্তি কৰা সাধাৰণতে উত্তৰ হয়, যেতিয়া কিবা কথা বা কোনোৱা এজন আমি বিচাৰৰ দৰে নহয়, বা যেতিয়া আমি আশা কৰাতকৈও কিবা কথাৰ কাৰণে দীঘলীয়া সময় বাট চাৰ লগা হয়। ঈশ্বৰৰ বাক্যই আমাক শিকাইছে, এনে সময়ত ধৈৰ্য্য ধৰিবলৈ। মই উদয়াটন কৰিলো যে ধৈৰ্য্য অপেক্ষা কৰাৰ ক্ষমতা নহয়, কিন্তু অপেক্ষা কৰি থাকোতে ভাল মনোভাব ধৰি বৰ্খাৰ ক্ষমতা হয়।

এইটো খুৰ গুৰুত্বপূৰ্ণ বিষয় যে এই আপত্তি কৰা কথা আৰু সকলো ধৰণৰ বিপৰীতমূখী চিষ্টা আৰু কথোপকথন খুব গভীৰ ভাৱে লব লাগে। মই আন্তৰিকতাৰে বিশ্বাস কৰো যে আমাৰ মন আৰু মুখৰ বাক্য এইবোৰ ওপৰত দিয়াতো কিমান বিপদজনক সেয়া ঈশ্বৰে মোলৈ প্ৰকাশ কৰিছে।

দ্বিতীয় বিবৰণ ১:৬ পদত ঈশ্বৰে ইন্দ্ৰায়েলী সকলক কৈছিল তোমালোক এই পৰ্বতত

বহুকাল থাকিলা। আপুনি হয়তো একে পৰ্বততে বহুবাৰ ঘূৰিছে আৰু এতিয়া যাবলৈ প্ৰস্তুত। যদি সেয়ে হয়, আপোনাৰ কাৰণে মনত পেলাবলৈ এইটো ভাল যে যেতিয়ালৈকে আপোনাৰ চিন্তা আৰু কথোপ-কথন আপন্তিৰে পূৰ্ণ হয় তেতিয়ালৈকে আপুনি কোনো নিশ্চিত পথেৰে আগবঢ়িব নোৱাৰে।

মই এইটো নকও যে আপন্তি নকৰাকৈ থকাটো সহজ কিন্তু আপোনাৰ খীষ্টৰ মন আছে। কিয় ইয়াৰ দ্বাৰাই বেছি ভাগ কাম নকৰে?

অধ্যায়

২০

“কোনো কথার কাবণে মোক অপেক্ষা  
নকরোরাব মই সকলো কথা তৎক্ষণাত  
পোরাব যোগ্য।”

নিষ্ফল চেষ্টা করা মনোভাব # ৫

---

---



# “কোনো কথার কাবণে মোক অপেক্ষা নকোরাব মই সকলো কথা তৎক্ষণাত পোরাৰ যোগ্য।”

নিষ্ঠল কার্য কৰা মনোভাৰ # ৫

অধ্যায়  
২০

অহঙ্কারৰ ফল হ'ল অধৈর্য। অহঙ্কাৰী মানুহে  
যথোপযুক্ত মনোভাৱেৰে কোনো কথাৰ কাবণে  
অপেক্ষা কৰিব নোৱাৰা যেন লাগে। আগৰ  
অধ্যায়ত আমি আলোচনা কৰাৰ দৰে, ধৈর্য অপেক্ষা  
কৰাৰ ক্ষমতা নহয়, ই অপেক্ষা কৰি থকাৰ সময়ত  
ভাল মনোভাৱ বখাৰ ক্ষমতা।

এই বাকাই কোৱা নাই, “যদি তুমি অপেক্ষা  
কৰিছা ধৈর্য ধৰা”, ই কৈছে, “অপেক্ষা কৰি  
থাকোতে ধৈর্য ধৰা।” অপেক্ষা কৰা জীৱনৰ অংশ। বহুতো মানুহে “ভালদৰে অপেক্ষা”  
নকৰে, তথাপিও, আমি প্ৰকৃততে আমাৰ জীৱনত বহুতো সময় অপেক্ষা কৰাতকৈ প্ৰহণ  
কৰাত অতিবাহিত কৰো।

এই বিষয়ে মই ক'ব খোজা কথা হ'ল; আমি প্ৰাৰ্থনাত ঈশ্বৰক বিশ্বাসেৰে কিবা খোজো  
আৰু তাৰ পাচত প্ৰকাশৰ বাবে অপেক্ষা কৰি থাকো। যেতিয়া সেইটো সম্পৰ্ক হয়, আমি  
আনন্দ কৰো কাৰণ আমি যিহৰ বাবে অপেক্ষা কৰি আছিলো। সৰ্বশেষত আমি সেইটো  
পালো।

অৱশ্যে আমি লক্ষ্যৰ প্ৰতি আকৰ্ষিত লোক যাক সদাই কিবা কথাই আঞ্চৰাই যাবলৈ হেঁচা  
প্ৰয়োগ কৰে— কিবা কথা আগলৈ চাৰলৈ, আমি পুনৰ ঘূৰি যাওঁ সোধা আৰু বিশ্বাস কৰাৰ  
পদ্ধতিলৈ আৰু অধিক লাভ কৰিবৰ কাৰণে অপেক্ষাৰ পাচত অপেক্ষা কৰি থাকো  
যেতিয়ালৈকে ইয়াৰ পাচৰ চমকপ্ৰদ অগ্ৰগতি নহয়।

এই পৰিস্থিতিৰ বিষয়ে চিন্তা কৰাত মই অনুভৱ কৰিলো যে মই প্ৰহণ কৰাতকৈ জীৱনৰ  
অধিক সময় বাটচোৱাতেই অতিবাহিত কৰি শেষ কৰিলো। সেয়ে মই শিকিবলৈ সিদ্ধান্ত  
ল'লো অপেক্ষাৰ সময় উপভোগ কৰিবলৈ, মাত্ৰ প্ৰহণ কৰা সময় নহয়।

এতেকে হে ভাইবিলাক, প্ৰভুৰ  
আগমনলৈকে সহন (তুমি অপেক্ষা  
কৰোতে) কৰি থাকা। খেতিয়কে  
খেতিৰ বহুল্য শস্যলৈ বাট চাই  
থাকে, আৰু যেতিয়ালৈকে প্ৰথম  
আৰু পাছৰ বৰষুণ নাপায়,  
তেতিয়ালৈকে সহন কৰি থাকে।

যাকোব ৫:৭

আমি য'তেই থাকো যেতিয়া আমি যাত্রাৰ পথত থাকো য'লৈকে যাও আনন্দ কৰিবলৈ  
শিকাৰ প্ৰয়োজন।

### ধৈৰ্য্যৰে অপেক্ষা কৰাক অহঙ্কাৰে বাধা দিয়ে

কিয়নো মোক দিয়া অনুগ্ৰহ (সৰ্বোচ্চ ... দ্বাৰাই মই তোমালোকৰ প্ৰত্যেকজনক  
কওঁ যে, উপযুক্ত বিবেচনাতকে কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক (তেওঁৰ  
নিজৰ গুৰুত্বৰ বিষয়ে অতিৰিক্ত মন্তব্য হ'ব নালাগে); কিন্তু সৰ্বোচ্চে যাক যি পৰিমাণে  
বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গন্তীৰ মনেৰে বিবেচনা কৰক।

ৰোমায়া ১২:৩

ধৈৰ্য্যৰে কেনেকৈ অপেক্ষা কৰিব লাগে আপুনি যদি নাজানে তেতিয়াহ'লে অপেক্ষা কৰি  
থাকোতে আনন্দ কৰাটো অসম্ভৱ। ধৈৰ্য্যৰে অপেক্ষা কৰাক অহঙ্কাৰে বাধা দিয়ে কাৰণ অহঙ্কাৰী  
মানুহে নিজৰ বিষয়ে বেছি পৰিমাণে ভাবে সেয়ে তেওঁ বিশ্বাস কৰে তেওঁ কোনো বিষয়তে  
কেতিয়াও অসুবিধা পাৰ নালাগে।

যদিওৱা আমি নিজৰ বিষয়ে বেয়াকৈ নাভাৰো, আমি অৱশ্যে নিজৰ বিষয়ে বেছি পৰিমাণেও  
ভাৰিব নালাগে। নিজকে উচ্চ স্থানত ৰখাটো ভয়ঙ্কৰ কথা সেয়ে ই আনক তুচ্ছ চকুৰে  
চোৱাৰ কাৰণ হয়। যদি আমি বিচৰাৰ দৰে তেওঁলোকে কাম নকৰে বা আমি ভৰাৰ দৰে  
সোনকালে নকৰে, আমি অধৈৰ্য্য হৈ পৰো।

নন্দ মানুহে অধৈৰ্য্য মনোভাৱ প্ৰকাশ নকৰে।

### বাস্তুৰধৰ্মী হওক

জগতত তোমালোকৰ ক্লেশ আছে আৰু পৰীক্ষা আৰু যাতনা আৰু হতাশা; কিন্তু  
নিৰ্ভয় হোৱা; (সাহসী হোৱা দৃঢ়বিশ্বাসী হোৱা, নিশ্চিত, ভয়হীন) ময়েই জগতক জয়  
কৰিলো। (তোমাক অনিষ্ট কৰা শক্তিক মই বঞ্চিত কৰিম আৰু তোমাৰ কাৰণে  
ইয়াক জয় কৰিম)

যোহন ১৬:৩৩

চয়তানে আমাৰ মন ব্যৱহাৰ কৰাৰ আন উপায় হ'ল আমাক বাস্তুৰধৰ্মীৰ পৰিৱৰ্ত্তে অৱাস্তু  
চিন্তাৰ মাজেৰে অধৈৰ্য্যৰে আগুৱাই নিয়ে।

আমার মনত যদি আমি এনে ভাব আনো যে আমার সৈতে জড়িত সকলো কথা আৰু আমার পৰিস্থিতি আৰু আনৰ সৈতে সমন্বয় সদাই ভাল হ'ব লাগে — অস্মুবিধা নথকা, বাধা নথকা, ভাল নলগা মানুহৰ সৈতে কাৰ্য কৰিব নালাগে — তেতিয়া আমি নিজকে নষ্ট কৰিবলৈ প্ৰস্তুত কৰো বা প্ৰকৃততে মই ক'ব লাগিব যে চৱতানে ভুল চিন্তাৰ দ্বাৰাই আমাক নষ্ট কৰিবলৈ প্ৰস্তুত কৰো।

মই উপদেশ দিয়া নাই যে আমি বিপৰীতমুখী হওঁ; মই সঠিক মনোভাব আৰু চিন্তাক দৃঢ়তাৰে বিশ্বাস কৰো। কিন্তু মই উপদেশ দিও যে আমি সময়ৰ আগতেই অনুভৱ কৰিবলৈ যথেষ্ট বাস্তৱধৰ্মী হ'ব লাগিব যে জীৱনত সচাকৈয়ে খুব কম কথাহে কেতিয়াবা নিখুঁত হয়।

মই আৰু মোৰ স্বামীয়ে প্ৰায় প্ৰত্যেকটো সপ্তাহৰ ছুটীৰ দিনত অধিৱেশন পাতিবলৈ বেলেগে বেলেগ চহৰলৈ যাওঁ। বহু সময়ত আমি হোটেলৰ নৃত্য কক্ষ, সমজুৱা বা সন্মিলনৰ ঠাই ভাড়াত লওঁ। মই অধৈৰ্য্য আৰু নিৰৎসাহ হৈ পৰো কাৰণ প্ৰত্যেকবাৰ সেই ঠাইৰ কোনোৱা এটাত কিবা ভুল হৈ যায়, যেনে শীত-তাপ নিয়ন্ত্ৰণ ভালদৰে কাম নকৰে (বা হয়তো একেবাৰেই কাম নকৰে) সভাৰ কোঠাত কম পোহৰ, দাগ লগা চাকি আৰু ফাটি ভিতৰত সোমোৱা বন্দু বাহিৰলৈ ওলাই আহা, বা আগৰ দিনা বাতি বিয়াৰ অৰ্পণার সময়ত পকাত পৰা কেক্ব টুকুৰা থাকি যোৱা।

মই অনুভৱ কৰো যে এই কোঠা ব্যৱহাৰৰ কাৰণে আমি যথেষ্ট টকা দিওঁ আৰু সেয়ে আমি বিশ্বাসত ভাড়া লওঁ ভাল অৱস্থাত থাকিব বুলি আশা কৰি, সেয়ে মই বিৰক্ত হওঁ যেতিয়া কথাবোৰ ভালদৰে নহয়। আমি কৰিব পৰা সকলোখনি কৰো ভাড়ালোৱা ঠাইখনি চাফা আৰু সুবিধাজনক বুলি নিশ্চিত কৰিবলৈ চেষ্টা কৰি, তথাপি প্ৰায় তাৰ ৭৫ শতাংশ আমি আশা কৰাৰ দৰে হৈনুঠে।

এনেকুৱা সময় আছিল যেতিয়া আমাৰ দলৰ কাৰণে আগতিয়াকৈ ভালদৰে চাই হ'ব বুলি কয়, তথাপি আমি গৈ উপস্থিত হোৱাৰ পাচত কেইঘণ্টামানলৈ কোনো কোঠা খালি নাই বুলি কয়। হোটেলৰ কৰ্মচাৰী সকলে প্ৰায়ে আমাৰ সভাৰ সময়ৰ বিষয়ে ভুল বাতৰি প্ৰেৰণ কৰে, যদিওবা আমি বাবে বাবে তেওঁলোকক কওঁ আৰু আনকি তেওঁলোকলৈ লিখিত নথি-পত্ৰ পঢ়িয়াই সঠিক সময় আৰু তাৰিখ দেখুৱাও। প্ৰায়ে হোটেল আৰু ভোজ-মেল কৰা কক্ষৰ কৰ্মচাৰীসকল এলেছুৱা আৰু আমাৰ্জিত। বহুতো সময়ত সভাৰ দুপৰীয়াৰ আহাৰৰ কাৰণে যি দিবলৈ কওঁ সেয়া নাথাকে।

এটা বিশেষ সময়ৰ কথা মোৰ মনত পৰে যেতিয়া আমাৰ খীঞ্চিয়ান মহিলাক মিঠাব ব্যঙ্গন বিলাই, (প্ৰায় আঠ শ গৰাকীক) সেয়া বামৰ সৈতে মিহলি আছিল। পাকঘৰত বিয়াৰ

অভ্যর্থনাত বিলোৱা খোৱাৰ সৈতে বেলেগ খোৱা মিহলি হৈ যায়। কোৱাৰ প্ৰয়োজন নাই, যেতিয়া মহিলা সকলে আমাক কোৱা আৰস্ত কৰে যে মিঠাইখিনি মদ মিহলোৱাৰ দৰে সোৱাদ, তেতিয়া আমি অলপ অস্বষ্টি অনুভৱ কৰিছিলো।

মই কৈ গৈ থাকিব পাৰো, কিন্তু কথাটো সাধাৰণ ভাৱে এয়া, কেতিয়াবা কেতিয়াবা, কিন্তু খুব কাশিংহে উৎকৃষ্ট ঠাই অভিজ্ঞ মানুহ আৰু গুটিহীনভাৱে আমাৰ সভা শেষ হয়।

মই সৰ্বশেষত অনুভৱ কৰিলো যে এনে পৰিস্থিতিৰ কাৰণে আধৈৰ্য আৰু বেয়াকৈ ব্যৱহাৰ কৰাৰ কাৰণ হ'ল মই বাস্তৱধৰ্মী নহৈ আৰাস্তৱ চিন্তাৰ আছিলো।

মই পৰাজয়ৰ কাৰণে আচনি নকৰো, মই মনত পেলাও যে যীচুৱে কৈছিল আমি এই পৃথিৰীত সন্তাপ আৰু বিচাৰ আৰু ক্লেশ আৰু হতাশাৰ সৈতে কাৰ্য কৰিবই লাগিব। বিশ্বাসীৰ কাৰণে, লগে লগে অবিশ্বাসীৰ কাৰণেও এই পৃথিৰীত এই কথাবোৰ জীৱনৰ এক অংশ। কিন্তু পৃথিৰীত ঘটি থকা সকলো অঘটনে আমাৰ অনিষ্ট কৰিব নোৱাৰে যদিহে আমি ঈশ্বৰৰ প্ৰেমত, আত্মাৰ ফলবোৰ প্ৰকাশ কৰাত লাগি থাকো।

### ধৈৰ্য্য মানসিক দৃঢ়তাৰ শক্তি

এতেকে ঈশ্বৰৰ মনোনীত (তেওঁ নিজে বাছি লোৱা প্ৰতিনিধি), (যি সকল) পৰিব্ৰজাৰ আৰু প্ৰিয়লোকবিলাকৰ (ঈশ্বৰে নিজৰ দ্বাৰাই, চিহ্নৰ দ্বাৰাই স্বভাৱ স্থাপন কৰি) উপযুক্ত মতে কৰণাময় স্নেহ, মধুৰভাৱ, নৱতা, মৃদুতা আৰু চিৰসহিষ্ণুতা এই সকলোকে পিঙ্কা (যিসকল ভাগৰি নপৰা আৰু দীৰ্ঘ দিনৰ কাৰণে কষ্ট সহ্য কৰা আৰু যিয়েই নঘটক ভাল মানসিকতাৰে দৃঢ় শক্তি থকা)

কলচীয়া ৩:১২

সকলো পৰিস্থিতিত কেনেধৰণৰ আচৰণ দেখুওৱা উচিত এই কথা নিজকে মনত পেলাবলৈ মই এই পদটো প্ৰায়ে চাওঁ। মই নিজকে মনত পেলাও যে অপেক্ষাৰ কাৰণে ধৈৰ্য্য মোৰ নিজৰ সামৰ্থ্য নহয়, কিন্তু মোৰ সামৰ্থ্য হ'ল অপেক্ষা কৰি থাকোতে ভাল মনোভাৱ বৰ্থা।

### ধৈৰ্য্য পৰীক্ষাৰ দ্বাৰাই প্ৰকাশ পাই

হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা।

আৰু তোমালোকে যেন একোতে অসম্পূর্ণ নহৈ, সিদ্ধ আৰু সম্পূর্ণ হোৱা;

এই নিমিত্তে সেই ধৈর্য কাৰ্য বিশিষ্ট হওক। কিন্তু তোমালোকৰ কাৰোবাৰ যদি  
জ্ঞানৰ অভাৱ হয়, তেন্তে গবিহণ নকৰাকৈ আকাতৰে সকলোকে দিওতা যি ঈশ্বৰ,  
তেওঁক তেওঁ ঘাচনা কৰক; তাতে তেওঁক দিয়া হ'ব।

যাকোব ১:২-৫

ধৈর্য আত্মাৰ ফল হয় (গালা ৫:২২) আৰু প্ৰত্যেকজন পুনৰ জন্ম পোৱাৰ আত্মাত ই  
সংৰক্ষিত। ঈশ্বৰৰ লোকসকলৰ দ্বাৰাই ধৈর্য প্ৰদৰ্শন বা প্ৰকাশ পোৱাটো তেওঁৰ বাবে খুব  
গুৰুত্বপূৰ্ণ কথা। তেওঁৰ সন্তুনৰ দ্বাৰাই আনলোকে তেওঁৰ চৰিত্ৰ দেখাটো ঈশ্বৰে বিচাৰে।  
যাকোবৰ কিতাপৰ প্ৰথম অধ্যায়ত আমাক শিকাইছে যে আমি যেতিয়া নিখুঁত হওঁ, আমাৰ  
একোৱে অভাৱ নহয়। ধৈর্যশীল ব্যক্তিক চৱতানে নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

যাকোব ১ অধ্যায়ে আৰু শিকাইছে যে যেতিয়া আমি নিজকে কঠিন পৰিস্থিতিত জড়িত  
হোৱা পাওঁ আমি আনন্দ কৰিব লাগে, জানিব লাগে যে আমাৰ মাজত থকা ধৈর্যক বাহিৰত  
প্ৰকাশ কৰাৰলৈ ঈশ্বৰে ব্যৱহাৰ কৰা নিয়ম হ'ল *The New King James Version* ত কোৱা  
“বিভিন্ন পৰীক্ষাসমূহ”।

মই নিজৰ জীৱনত দেখিছো যে “বিভিন্ন পৰীক্ষাট” মোৰ মাজত থকা ধৈর্যক অৱশ্যেষত  
বাহিৰ উলিয়াই, কিন্তু সেইবোৱে প্ৰথমে বহুতো বেলেগ কথা বাহিৰলৈ উলিয়াই সেইবোৱ  
ঈশ্বৰীয় গুণ নহয়। যেনে— অহঙ্কাৰ, খৎ, বিদ্রোহ, নিজৰ ওপৰত পুতো, আপক্ষি কৰা আৰু  
বল্ছতো। এনে লাগে যে ধৈর্য আগলৈ আহিব পৰাৰ আগেয়ে এই বেলেগ কথাবোৰৰ সৈতে  
নিশ্চয় মুখামুখি আৰু কাৰ্য কৰিব লগা হৈছিল।

### পৰীক্ষা বা অসুবিধা ?

পাছে তেওঁবিলাকে ইদোম দেখা ঘূৰিবৰ অৰ্থে, চুফ সাগৰৰ বাটেদি হোৰ পৰ্বতৰ  
পৰা ঘাতা কৰিলে আৰু বাটৰ কাৰণে তেওঁবিলাকৰ মন অতিক্ষয় অধৈৰ্য (হতাশ,  
খুব বেছি নিৰুত্যসাহী) হ'ল।

গণনা পৃষ্ঠক ২১:৮

আপোনাৰ যদি মনত আছে, নিষ্পত্তি চেষ্টা কৰাৰ মানসিকতাৰ এটা মনোভাব হ'ল অধৈৰ্য  
যিহে ইন্দ্ৰায়েলী সকলক চালিশ বছৰ জনবসতিহীন ঠাইত ঘূৰাই ফুৰিছিল।

প্রতিভাৰ দেশলৈ যাবলৈ এই ব্যক্তিসকল প্রস্তুত হ'বলৈ কেনেকৈ সন্তুষ্ট আৰু বৰ্তমান অধিকাৰ কৰি থকা সকলক আতঁৰালেহে তেওঁলোকে দেশ অধিকাৰ কৰিব পাৰিব যদি তেওঁলোকে নোৱাৰেও তথাপি অলগ অসুবিধাৰ সময়ত ধৈৰ্য্য আৰু দৃঢ়ভাবে থাকিলো?

মই সচাঁকৈয়ে আপোনালোকক উৎসাহিত কৰিব খোজো পৱিত্র আঞ্চাৰ সৈতে কাম কৰিবলৈ যেতিয়াই তেওঁ আপোনাৰ মাজত ধৈৰ্য্যৰ ফল গঢ়ি তোলে। যিমানেই আপুনি তেওঁক প্রত্যাখ্যান কৰিব, প্ৰগতিৰ বাবে দীঘলীয়া সময় ল'ব। সকলো ধৰণৰ পৰীক্ষা ধৈৰ্য্যৰে সঁহাৰি দিবলৈ শিকক আৰু আপুনি নিজকে উৎকৃষ্ট জীৱনত জীয়াই থকা দেখিব সেয়া মাত্ৰ মানসিক দৃঢ়তা নহয় কিন্তু সম্পূর্ণভাৱে আনন্দ কৰিবলৈ।

### ধৈৰ্য্য আৰু সহনশীলতাৰ গুৰুত্ব

কিয়নো তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্রতিভাৰ ফল ঘেন পোৱা এই নিমিত্তে ধৈৰ্য্যত তোমালোকৰ প্ৰয়োজন আছে।

ইঁৰী ১০:৩৬

এই পদে আমাক কৈছে যে ধৈৰ্য্য আৰু মানসিক দৃঢ়তা নোহোৱাকৈ আমি ঈশ্বৰৰ প্রতিভা গ্ৰহণ কৰিব নোৱাৰো। আৰু ইঁৰী ৬:১২ পদত আমাক কৈছে যে আমি উন্নৰাধিকাৰী সূত্ৰে প্রতিভা লাভ কৰিব পাৰো কেৱল বিশ্বাস আৰু ধৈৰ্য্যৰ যোগোৰে।

অহক্ষাৰী মানুহে নিজৰ শৰীৰৰ শক্তি চলে আৰু নিজৰ সময়ত কাৰ্যবোৰ কৰিবলৈ চেষ্টা কৰে। অহক্ষাৰে কয়, “মই এতিয়া প্ৰস্তুত!”

নশ্ৰজনে কয়, “ঈশ্বৰে ভালদৰে জানে আৰু তেওঁ পলম নকৰে!”

নশ্ৰ মানুহে ধৈৰ্য্যৰে বাট চাই; তেওঁৰ প্ৰকৃততে “ভক্তিজনিত ভয়” থাকে, নিজৰ শৰীৰৰ শক্তি চলিবলৈ। কিন্তু অহক্ষাৰী মানুহে ইটোৱ পিচত সিটো চেষ্টা কৰি সকলো কামতেই সফল নহয়।

### সৰল পথ সদাই লক্ষ্যত উপনীত হ'বলৈ

#### চুটি ব্যৱধান নহয়

কোনো কোনো পথ মনুষ্যৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।

হিতোপদেশ ১৬:২৫

আমি নিশ্চয়কৈ শিকিব লাগে যে আত্মিক ক্ষেত্রত কেতিয়াবা আমার আরু অমি ক'লৈ যাব বিচাৰিছো তাৰ মাজত সৰল পথ চমু ব্যৱধানৰ দৈৰ্ঘ্য নহয়। ই হয়তো মাত্ৰ ধৰ্মসৰ বাবে চমু ব্যৱধান হ'ব।

আমি নিশ্চয় দৈৰ্ঘ্য ধৰিবলৈ আৰু ঈশ্বৰৰ বাবে অপেক্ষা কৰিবলৈ শিকিব লাগে, যদিও আমি ইচ্ছা কৰা লক্ষ্যত উপনীত হ'বলৈ তেওঁ আমাক ঘূৰাই লৈ ফুৰোৱা যেন লাগে।

পৃথিবীত অসংখ্য অসুখী, অসম্পূর্ণ খ্রীষ্টিয়ান আছে কাৰণ তেওঁলোকে ধৈৰ্য্যৰে ঈশ্বৰে নিজৰ সময় আৰু নিজৰ মাৰ্গেৰে কাৰ্য সম্পন্ন কৰালৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে কিবা কথা সম্পন্ন কৰাৰ চেষ্টাত ব্যস্ত থাকে।

যেতিয়া আপুনি ঈশ্বৰলৈ অপেক্ষা কৰিবলৈ চেষ্টা কৰে, চয়তানে ‘কিবা কৰা’ বুলি আপোনাক দাবী কৰি অবিৰামভাৱে আপোনাৰ মনত আঘাত কৰি থাকিব। সি মাংসীক ইচ্ছাত আপুনি চলাতো বিচাৰে কাৰণ সি জানে যে মাংস একো উপকাৰী নহয় (মোহ ৬:৬৩; ৰোমীয়া ১৩:১৪)।

আমি দেখিছো যে অহক্ষাৰ আধৈৰ্য্য চিহ্ন হয় আৰু অহক্ষাৰৰ একমাত্ৰ উত্তৰ হ'ল নন্তা।

### নিজকে নন্ত কৰা আৰু ঈশ্বৰলৈ অপেক্ষা কৰা

ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উল্লত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা (হীনপদস্থ কৰা, তোমাৰ নিজৰ বিবেচনাবে নিজকে নত কৰা)

১ পিতৰ ৫:৬

“তোমাৰ নিজৰ বিবেচনাবে নিজকে নত কৰা” এই ৰচনাশৈলীয়ে নিজৰ বিষয়ে বেয়াকৈ চিন্তা কৰা বুজোৱা নাই। ই সহজভাৱে বুজাইছে, “আপুনি সকলো সমস্যা নিজেই সমাধা কৰিব পাৰিব বুলি চিন্তা নকৰিব।”

অহক্ষাৰে সকলো কথা আমাৰ নিজৰ হাতত লোৱাৰ পৰিৱৰ্তে, আমি নিশ্চয় ঈশ্বৰৰ পৰাক্ৰমি হাতৰ তলত নিজকে নন্ত কৰিবলৈ শিকিব লাগে। যেতিয়া তেওঁ উপযুক্ত সময় বুলি জানে, তেওঁ আমাক মহিমাঞ্চিত কৰিব আৰু আমাক ওপৰলৈ উঠাব।

আমি ঈশ্বৰলৈ অপেক্ষা কৰাত আৰু মাংসৰ ইচ্ছাত চলিবলৈ আপত্তি কৰাত, “মাংসিক জীৱন ত্যাগ” কৰাই স্থান লয়। আমি নিজৰ মতে মৃত্যুমুখী হওঁ, আৰু আমাৰ নিজৰ সময়ত আৰু ঈশ্বৰৰ ইচ্ছাত আমাৰ কাৰণে তেওঁ দিয়া পথত জীয়াই থাকো।

ইশ্বৰে আমাক যি কৰিবলৈ কয় আমি সদায় তৎক্ষণাত বাধ্য হৈ কৰিব লাগিব, কিন্তু মাংসিক অহঙ্কাৰৰ বাবে ঐশ্বৰীক ভয়ো থাকিব লাগিব। মনত বাখকঃ অহঙ্কাৰ আধৈর্য্যৰ মূল হয়। অহঙ্কাৰী মানুহে কয়, “অনুগ্রহ কৰি, কোনো কথাৰ কাৰণে মোক আপেক্ষা নকৰাৰ; মই সকলো বিষয় তৎক্ষণাত পোৱাৰ যোগ্য।”

যেতিয়া আপুনি হতাশ আৰু আধৈর্য্য হ'বলৈ প্রলোভিত হয়, মই পৰামৰ্শ দিও যে আপুনি ক'বলৈ আৰম্ভ কৰক, “প্ৰতু, মই আপোনাৰ সময় অনুযায়ী আপোনাৰ ইচ্ছা বিচাৰো। মই আপোনাৰ আগ হ'ব নিবিচাৰো, বা মই আপোনাৰ পিচত হ'ব নিবিচাৰো। পিতৃ মোক সহায় কৰক, আপোনালৈ ধৈৰ্য্যৰে আপেক্ষা কৰিবলৈ।”

অধ্যায়

২১

“মো’র আচরণ হয়তো ভুল কিন্তু এইটো  
মো’র ভুল নহয়।”

নিষ্ফল চেষ্টা কৰা মনোভাব # ৬



# “ମୋର ଆଚରଣ ହ୍ୟତୋ ଭୁଲ କିନ୍ତୁ ଏହିଟୋ ମୋର ଭୁଲ ନହ୍ୟ ।”

ନିଷ୍ଠଳ କାର୍ଯ୍ୟ କରା ମନୋଭାବ # ୬

ଅଧ୍ୟାଯ  
୨୧

ନିଜର କାର୍ଯ୍ୟର ଓପରତ ଦାୟିତ୍ୱ ଲାଗେଇ ଇଚ୍ଛା ନକରି  
ନିଜର ଭୁଲର ବାବେ ବା ଭୁଲ ହେ ଥକାର ବାବେ  
ସକଳୋକେ ଦାୟ ଦିଯା, ନିଷ୍ଠଳ ଚେଷ୍ଟା କରା ମନୋଭାବର  
ମୂଳ କାରଣ ।

ଆରାମର ପରା ସମସ୍ୟା ପ୍ରଦର୍ଶିତ ହୋଇବା ଆମି  
ଦେଖିଛୋ । ଏଦନ ବାବୀତ ଯେତିଆ ପାପର ସୈତେ  
ତେଓଳୋକର ମୁଖମୁଖି ହଙ୍କ, ଆଦମ ଆକୁ ହାରାଇ  
ଇଜନେ ସିଜନକ ଦୋଷୀଲେ, ଦ୍ୱିଷ୍ଟର ଆକୁ ଚୟାତାନକ,  
ଏହିଦରେ ତେଓଳୋକେ ବ୍ୟକ୍ତିଗତ ଦାୟିତ୍ୱ ଏବାଇ ଚଲିଲେ ।

ତେତିଆ ମାନୁହେ କଲେ, ଆପୁନି ଯି  
ତିବୋତା ମୋର ସମ୍ବନ୍ଧୀ କବି ଦିଲେ,  
ସେଇ ତିବୋତାଇ ମୋକ ସେଇ ଗଛର ଫଳ  
ଦିଲତ, ମହି ତାକ ଥାଲୋ । ...ନାବୀଯେ  
କଲେ, ସପହି ମୋକ ଭୁଲାଲତହେ (ଠଗା  
ବୁଦ୍ଧିରେ ପରାଜିତ ଆକୁ ପ୍ରତାରଣା  
କବି) ମହି ଥାଲୋ ।

ଆଦିପୁସ୍ତକ ୩: ୧୨-୧୩

## ଏହା ସକଳୋ ଆପୋନାର ଭୁଲ

ଆରାମର ଭାର୍ଯ୍ୟ ଚାରୀଯେ ତେଓଳେ ସନ୍ତାନ ପ୍ରସର କରା ନାହିଲ ଆକୁ ହାଗାର ନାମେରେ  
ଚାରୀର ଏଜନୀ ମିଚରୀଯା ବେଟା ଆଛିଲ ।

ତାତେ ଚାରୀଯେ ଅଭାକକ କଲେ ଦେଖା, ସନ୍ତାନ ପ୍ରସର ନକରିବର ନିମିତ୍ତେ, ଯିହୋରାଇ  
ମୋକ ବନ୍ଧ୍ୟା କରିଲେ; ମହି ମିନତି କରୋଇ, ତୁମ ମୋର ବେଟାତ ଗମନ କରା, ତାତେ କିଜାନି  
ମହି ତାହିର ଦ୍ୱାରାଇ ସନ୍ତାନ ପାମ । ତେତିଆ ଅଭାମ ଚାରୀର କଥାତେ ମାନ୍ତି ହଙ୍କ ।

ତାତେ ଅଭାମ କଣାନ ଦେଶତ ନିବାସ କରାର ଦଶ ବଚ୍ଚରବ ମୂରତ, ଅଭାମର ଭାର୍ଯ୍ୟ  
ଚାରୀଯେ ତେଓଂ ବେଟା ମିଚରୀଯା ହାଗାରକ ନି, ତେଓଂ ସ୍ଵାମୀ ଅଭାମର ତିବୋତା କବି  
ଦିଲେ ।

ପାଛେ ଅଭାମେ ହାଗାରତ ଗମନ କରିଲତ, ତାହି ଗର୍ଭରତୀ ହଙ୍କ, ତାତେ ତାଇ ନିଜକେ  
ଗର୍ଭରତୀ ହୋଇ ଜାନି, ତାଟିର ଗରାକୀକ ତାହିର ଆଗତ ନୀତ ଯେନ ଦେଖିଲେ ।

ତେତିଆ ଚାରୀଯେ ଅଭାମକ କଲେ; ମୋଲେ କରା ଏହି ଅନ୍ୟାଯର ନିମିତ୍ତେ ତୁମ ଦାୟୀ,  
ମୟେ ମୋର ବେଟିକ ତୋମାର ବୁକୁତ ଦିଲୋଇଁ, କିନ୍ତୁ ତାହି ଏତିଆ ନିଜକେ ଗର୍ଭରତୀ ହୋଇ  
ଜାନି ମୋକେଇ ହେଯଜ୍ଞାନ କବିଛେ; ଯିହୋରାଇ ମୋର ଆକୁ ତୋମାର ସୋଧ ବିଚାର କରୋଇ ।

তাতে অৱামে চাৰীক ক'লৈ, দেখা তোমাৰ বেটা তোমাৰ হাততেই এতেকে  
যিহকে ভাল দেখা, তাইলৈ কৰা। তেতিয়া চাৰীয়ে হাগাৰক দুখ দিবলৈ ধৰিলত,  
তাই তেওঁৰ পৰা পলাই গ'ল।

আদিপৃষ্ঠক ১৬:১-৬

আদম আৰু হোৱাৰ মাজৰ দৃশ্য প্ৰকাশ হোৱাৰ দৰে একেই দৃশ্য অৱাম আৰু চাৰীৰ মাজৰ  
মতানৈক্যত দেখা যায়। তেওঁলোকলৈ সন্তান জন্ম হ'ব বুলি ঈশ্বৰে কৰা প্ৰতিজ্ঞা পূৰণ  
হোৱালৈ অপেক্ষা কৰি তেওঁলোক ভাগৰি পৰিছিল, সেয়ে তেওঁলোক মাংসৰ বশবৰ্তী হৈ  
“তেওঁলোকে নিজৰ কাৰ্য্য কৰিলে”। যেতিয়া ই বৈয়ালৈ ঢাল ল'লৈ আৰু সমস্যাৰ আৰস্ত  
হ'ল, তেওঁলোকে ইজনে সিজনক দোষ দিয়া আৰস্ত কৰিলে।

অতীতত এই একে দৃশ্য গণিব নোৱাৰাকৈ দেব আৰু মোৰ মাজত মোৰ নিজৰ ঘৰতে  
মই লক্ষ্য কৰিছিলো। এনে লাগিছিল যে আমি জীৱনত প্ৰকৃত বিষয়টো অনৱৰতে এৰাই  
চলিবলৈ চেষ্টা কৰিছিলো, কেতিয়াও বাস্তৱৰ সন্মুখীন হ'ব বিচৰা নাছিলো।

দেৰ পৰিৱৰ্তনৰ কাৰণে প্ৰার্থনা কৰা মই স্পষ্ট ভাৱে সঁোৱো। মই মোৰ বাইবেল পঢ়ি  
আছিলো আৰু তেওঁৰ অৰ্থিবোৰ সিমানেই দেখিছিলো আৰু তেওঁ কিমান বেছি বেলেগ  
হোৱাৰ প্ৰয়োজন। মই প্ৰার্থনা কৰাত ঈশ্বৰে মোৰ লগত কথা গাতিলে আৰু ক'লে, “জয়চ,  
দেৰ সমস্যা নহয় ... তুমিহে।”

মই ভাগি পৰিছিলো। মই কানিদিলো আৰু কানিদিলো। মই তিনিদিন চুক্ৰ পানী তুকিছিলো  
কাৰণ মোৰ সৈতে একে ঘৰতে বাস কৰাটো কেনে ধৰণৰ ঈশ্বৰে মোক দেখুৱাইছিল। তেওঁ  
মোক দেখুৱাইছিল হৈ থকা সকলো কথা মই কেনেকৈ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলো,  
মই কেনেকৈ খেচ খোচাইছিলো আৰু আপন্তি কৰিছিলো, মোক সন্তুষ্ট কৰা কিমান কঠিন  
আছিল, মই কেনে বিপৰীতমুখী আছিলো আৰু বহুতো। মোৰ অহঙ্কাৰৰ ই জয়ণ্য আঘাত  
আছিল, কিন্তু ই ঈশ্বৰত পুনৰুদ্বাৰ আৰস্তণিও আছিল।

বেছিভাগ মানুহৰ দৰে, মই সকলো কথাৰ কাৰণে কোনোৱা এজনক বা মোৰ নিয়ন্ত্ৰণৰ  
বাহিৰৰ কিছুমান পৰিস্থিতিক দোষাৰোগ কৰিছিলো। মই ভাবিছিলো মই অপব্যৱহাৰিত হোৱাৰ  
কাৰণে মই বৈয়াধৰণে কাৰ্য্য সম্পাদন কৰিছিলো, কিন্তু ঈশ্বৰে মোক ক'লে, “তুমি এইদৰে  
কাৰ্য্য কৰাৰ কাৰণ হয়তো অপব্যৱহাৰ, কিন্তু এইদৰে থাকিবলৈ এইটো ক্ষমা খোজাৰ কাৰণ  
হ'ব নিদিবা !”

চয়তানে আমাৰ মনত কঠিনভাৱে কাম কৰে — ভাঙিব নোৱাৰা দুৰ্গ গঢ়ি তোলে যি

সত্যৰ সম্মুখীন হোৱাৰ পৰা আমাক বাধা দি থাকে। সত্যই আমাক মুক্ত কৰি বাখে আৰু সি এইটো জানে!

আমাৰ নিজৰ আৰু আমাৰ আচৰণৰ বিষয়ে সত্যৰ সম্মুখীন হোৱাতকৈ কোনো কথাই বেছি আৱেগিক ভাৱে কষ্টদায়ক বুলি মই নাভাৰো। কাৰণ এইটো কষ্টদায়ক, বেছিভাগ মানুহ ইয়াৰ পৰা আঁতিৰ থাকে। আন কাৰোবাৰ বিষয়ে সত্যৰ সম্মুখীন হোৱাটো অতি সহজ কিন্তু যেতিয়া আমাৰ নিজৰ সম্মুখীন হোৱাৰ কথা আহে, আমি দেখো এইটো নিয়ন্ত্ৰণ কৰা অতি কঠিন।

### যদি...

আৰু লোকবিলাগে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক'লৈ ধৰিলে, বোলে অৰণ্যত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা? কিয়নো আহাৰো নাই, পানীও নাই; আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিন কৰিছো।

গণনাপুস্তক ২১:৫

আপুনি মনত পেলাওক, ইন্দ্ৰায়েলীসকলে আপত্তি কৰিছিল যে তেওঁলোকৰ সকলো সমস্যাৰ কাৰণে মোঁচি আৰু ঈশ্বৰৰ ভুল আছিল। তেওঁলোক ইমান সময় কিয় জনবসতিহীন ঠাইত আছিল তাৰ কাৰণে সফলতাৰে যি কোনো ব্যক্তিগত দায়িত্ব এৰাই চলিছিল। ঈশ্বৰে মোক দেখুৱাইছিল যে তেওঁলোকে দায়িত্ব এৰাই চলিছিল। ঈশ্বৰে মোক দেখুৱাইছিল যে তেওঁলোকক চলিশ বছৰ ধৰি ৰখাৰ এয়া এটা গুৰুত্বৰ নিষ্ঠল চেষ্টা কৰাৰ মনোভাব।

এয়াও এটা প্ৰধান কাৰণ আছিল মই ইমান বছৰ মোৰ জীৱনত একেটা পাহাৰতে ঘূৰি ঘূৰি অতিবাহিত কৰাৰ। মোৰ ক্ষমাৰ তালিকাৰ শেষ নোহোৱা কাৰণ হ'ল মই কিয়া বেয়াভাবে ব্যৱহাৰ কৰিছিলোঁ।

“মোৰ যদি সৰুকালত অপব্যৱহাৰ নহ'লহেঁতেন, মোৰ বেয়া খিংখিঙীয়া স্বভাৱ নহ'লহেঁতেন।”

“মোৰ সন্তানসকলে মোক যদি আৰু সহায় কৰিলে হয়, মই ভালদৰে কাৰ্য কৰিলোহেঁতেন।”

“দেবে যদি শনিবাৰে গল্ফ নেখেলিলে হয়, মই তেওঁৰ বাবে নিৰাশ নহ'লোহেঁতেন।”

“দেবে যদি মোৰ লগত বেছি কথা পাতিলে হয়, মই ইমান অকলশৰীয়া নহ'লোহেঁতেন।”

“দেবে যদি মোৰ কাৰণে আৰু উপহাৰ কিনিলে হয়, মই ইমান বিপৰীতমুখী নহ'লোহেঁতেন।”

“মই যদি কাম কৰিব লগা নহ'ল হয়, মোৰ ইমান ভাগৰ আৰু আচল নহ'লোহেঁতেন।”  
(সেয়ে মই কাম এৰিম আৰুতাৰ পাচত...)

“মই যদি ঘৰৰ পৰা বেছি বাহিৰলৈ যাব পাৰিলো হয়, মই ইমান বিৰক্ত নহ'লোহেঁতেন।”

“আমাৰ যদি কেৱল বেছি টকা ...”

“যদি আমাৰ নিজৰ ঘৰ থাকিল হয়...” (সেয়ে আমি এটা কিনিলো আৰু তাৰ পাচত...)

“যদি আমাৰ ইমান বিল নাথাকিল হয়...”

“যদি আমাৰ ভাল ওচৰ-চুবুৰীয়া বা বেলেগ বন্ধু...”

যদি! যদি! যদি! যদি! যদি! যদি! যদি!

### কিণ্ঠু...

পাছে যিহোৱাই মোচি ক'লৈ,

মই ইছায়েলৰ সন্তানবিলাকক যি দেশ দিম তাক গুপ্তে চাবলৈ তুমি কেইজনমান  
মানুহ পঠোৱা; তোমালোকে তেওঁবিলাকৰ নিজ পিতৃ-বণ্শৰ এক এক ফৈদৰ এজন  
এজন অধ্যক্ষ পঠোৱা।

তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ অৰণ্যৰ পৰা তেওঁবিলাকক  
পঠালে; তেওঁবিলাক আটাইবিলাক ইছায়েলৰ সন্তানবিলাকৰ মূল মানুহ আছিল...

চল্লিশ দিনৰ পাচত তেওঁবিলাকে দেশ চাই উলটি আহিল।

পাছে তেওঁবিলাকৰ পাৰণ অৰণ্যৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইছায়েলৰ  
সন্তানবিলাকৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁবিলাকক আৰু গোটেই মণ্ডলীক  
সম্বাদ দিলৈ আৰু সেই দেশৰ ফল তেওঁবিলাকক দেখুৱালৈ।

আৰু তেওঁবিলাকে তেওঁক ক'লৈ, আগুনি যি দেশলৈ আমাক পঠাইছিল, আমি  
সেই দেশলৈ গৈছিলো; সঁচাকৈ সেই দেশ গাখীৰ মৌজোল বৈ থকা দেশ; চাওক  
এয়া তাৰ ফল।

আপন্তি মাথোন এই যে, সেই দেশত থকা মানুহবিলাক বলী আৰু নগৰবোৰ  
গড়েৰে আবৃত আৰু অতি ডাঙৰ আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো  
দেখিলোঁ।

যদি আরু কিন্তু, চয়তানে আমার মনত বোপণ করিব খোজা দুটা অতি প্রতারণাপূর্ণ শব্দ। বাবজন গুপ্তচর চোরাংচোরা দল হিচাপে প্রতিজ্ঞার দেশলৈ পঠিয়াইছিল, তেওঁলোকে এটা ডাঙুর আঙুৰুর ডালে সৈতে ঘূৰি আহিছিল; এইটো ইমান ডাঙুর আছিল যে দুজন মানুহে লাঠিত ভাব বান্ধি আনিছিল, কিন্তু মোটি আরু লোকসকলক দিয়া ঘটনার বিৱৰণ বিপৰীতমুখী আছিল।

এইটো ‘কিন্তু’ আছিল যিহে তেওঁলোকক পৰাজিত কৰিছিল! তেওঁলোকে সভারনাযুক্ত সমস্যাৰ ওপৰত চকু নিদি, ঈশ্বৰৰ ওপৰত চকু ৰাখিব লাগিছিল।

আমাৰ পৰাজয়ৰ এটা কাৰণ হ'ল আমাৰ সমস্যা কাৰণ আমি ঈশ্বৰতকৈ সেইবোৰ ডাঙুৰ বুলি ভাৰো। সেইটোৱেই হয়তো কাৰণ আমি সত্যৰ সম্মুখীন হওঁতে কিয় ইমান কষ্ট হয়। ঈশ্বৰে যে আমাক পৰিবৰ্তন কৰিব পাৰে সেই বিষয়ে আমি নিশ্চিত নহও, সেয়ে প্ৰকৃততে আমি যেনে, তেনেদৰে নিজৰ সম্মুখীন হোৱাৰ পৰিৱৰ্তে আমি নিজৰ পৰা লুকাই থাকো।

যেতিয়া ঈশ্বৰে মোৰ সৈতে কাৰ্য্য কৰিছে, এতিয়া মোৰ নিজৰ কাৰণে সত্যৰ সম্মুখীন হোৱাটো কষ্টকৰ নহয়, কাৰণ মই জানো যে তেওঁ মোক পৰিবৰ্তন কৰিব পাৰে। মই ইতিমধ্যে দেখিছো তেওঁ কি কৰিব পাৰে আৰু মই তেওঁক বিশ্বাস কৰো। অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ লগত চলোতে ই কষ্টদায়ক আছিল। এটাৰ পৰা আন এটা কথা লুকুৱাই ৰাখি জীৱনৰ প্ৰায় ভাগ সময় অতিবাহিত কৰিছিলো। ইমান দীঘলীয়া সময়ৰ কাৰণে মই আন্ধাৰত আছিলো যে, তাৰ পৰা পোহৰলৈ ওলাই অহাটো সহজ নাছিল।

### ভিতৰৰ ব্যক্তিগত সত্যতা

হে ঈশ্বৰ তোমাৰ দয়া অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ অনুগ্ৰহৰ দৰে মোৰ পাপ মোচন কৰা।

মোৰ অধৰ্মৰ পৰা মোক সম্পূৰ্ণ কৈ ধূই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।

কিয়নো মোৰ অপৰাধবোৰ মই নিজে জানিছো; মোৰ পাপ সদায় মোৰ আগতে আছে।

তুমি তোমাৰ বাক্যত ধাৰ্মিক আৰু তোমাৰ বিচাৰত নিৰ্দোষী হ'বৰ নিমিত্তে, তোমাৰ বিৰুদ্ধে, অকল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলো।

চোৱা অধৰ্মতে মোৰ জন্ম হ'ল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলো।

চোৱা তুমি আন্তৰিক সত্যতাত সন্তোষ পাওঁতা; তুমি মোক অন্তৰত জ্ঞান শিক্ষা দিবা।

গীতমালা ৫১:১-৬

গীতমালা ৫১ অধ্যায়ত বজা দায়দে অনুগ্রহ আৰু ক্ষমাৰ কাৰণে ঈশ্বৰৰ ওচৰত কান্দিছে। কাৰণ ঈশ্বৰে বেথচেবা আৰু তেওঁৰ স্বামীক হত্যা কৰা পাপৰ বিষয়ে তেওঁৰ সৈতে কাৰ্য কৰি আছিল।

বিশ্বাস কৰক বা নকৰক, এই গীতমালা লিখাৰ আগতে দায়দে প্ৰায় এবছৰ পাপ কৰিছিলে, কিন্তু তেওঁ কেতিয়াও প্ৰকৃততে ইয়াৰ সন্মুখীন আৰু স্বীকাৰ কৰা নাছিল। তেওঁ সত্যৰ সন্মুখীন হোৱা নাছিল আৰু যিমান সময় পাৰে সত্যৰ সন্মুখীন হোৱাক প্ৰত্যাখ্যান কৰিছিল, তেওঁ সঁচাকৈয়ে অনুতাপ কৰিব পৰা নাছিল আৰু যিমান সময়লৈকে তেওঁ সঁচাকৈয়ে অনুতাপ কৰা নাছিল, ঈশ্বৰে তেওঁক ক্ষমা কৰিব পৰা নাছিল।

এই বাক্যাংশৰ ৬ পদটো শক্তিশালী ঈশ্বৰৰ বাক্য হয়। ইয়াত কৈছে যে ঈশ্বৰে “ভিতৰৰ ব্যক্তিত্বত” সত্যতাৰ ইচ্ছা কৰে। তাৰমানে আমি যদি ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰিব বিচৰো, আমি নিশ্চয় আমাৰ পাপ আৰু নিজৰ বিষয়ে তেওঁৰ ওচৰত সত্যবাদী হ'ব লাগিব।

### দোষ স্বীকাৰ কৰাই ক্ষমালৈ আগুৱাই

আমাৰ পাপ নাই (পাপী বুলি স্বীকাৰ নকৰা) বুলি কওঁ তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা (শুভবাৰ্তাই যি কয়) নাই (আমাৰ অন্তৰত বাস নকৰে)

কিন্তু আমি নিজে পাপবোৰ (মুক্তভাৱে) স্বীকাৰ কৰিলে, বিশ্বাসী আৰু ধৰ্মীক (তেওঁ নিজৰ আচৰণ আৰু প্ৰতিজ্ঞাত সত্য) যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে (আমাৰ অধৰ্মিকতা মচি দিয়ে) আৰু সকলো অধৰ্মৰ পৰা তেওঁৰ ইচ্ছাত উদ্দেশ্য চিষ্টা আৰু কাৰ্য্যত মানি নচলা সকলো কথা) আমাক শুচি কৰে।

আমি পাপ কৰা নাই বুলি যদি কওঁ, তেন্তে তেওঁক মিছলীয়া পাতো আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই (শুভবাৰ্তাৰ পৰিত্ব বাণী আমাৰ অন্তৰত নাথাকে)।

আমি যদি সঁচাকৈয়ে অনুত্তাপ করো ঈশ্বরে আমাক অতি সোনকালে ক্ষমা করে কিন্তু আমি যি করিছিলো সেই সত্যৰ যদি সন্মুখীন আৰু স্বীকাৰ নকৰি থাকো আমি প্ৰকৃততে অনুত্তাপ কৰা নাই।

আমি কিবা ভুল কৰিছিলো বুলি মানি লওঁ, কিন্তু তাৰ কাৰণে ক্ষমা বিচৰো, এয়া সত্যৰ সন্মুখীন হোৱাৰ বাবে ঈশ্বৰৰ পথ নহয়। আমি বাস্তুৱিকতে নিজকে আৰু আমাৰ কাৰ্য্যক নিৰ্দোষ প্ৰমাণ কৰিব বিচাৰো, কিন্তু বাইবেলে কৈছে যে আমাৰ ঈশ্বৰত নিৰ্দোষ বুলি গ্ৰহণ কেৱল যীচুঝীষ্টতহে পোৱা হয় (ৰোমীয়া ৩:২০-২৪) আপুনি আৰু মই যীচুৰ সঙ্গত শুন্দৰ হওঁ, আমি ক্ষমা বিচাৰ দ্বাৰাই নহয়, কেৱল যীচুৰ তেজেৰে ...

মোৰ মনত আছে এদিন যেতিয়া ওচৰ চুবুৰীয়াই মোক মাতি আৰু সেই মৃহূৰ্ততেই বেঙ্কলে তেওঁক লৈ যাবলৈ কয়, বেঙ্ক বন্ধ নোহোৱাৰ পূৰ্বেই কাৰণ তেওঁৰ গাঢ়ী বেয়াহৈ আছিল। মই “মোৰ কামত” ব্যস্ত আছিলো আৰু কামটো বন্ধ কৰিব খোজা নাছিলো, সেয়ে তাইৰ ওপৰত মই আধৈৰ্য্য আৰু তীক্ষ্ণ হৈছিলো। সেই মৃহূৰ্ততে ফোনত কথা পতাৰ লগে লগে, মই গম পালো মই কেনে অড্রুত ব্যৱহাৰ কৰিছিলো আৰু সেয়ে মই তাইক মাতি ক্ষমা খোজা আৰু বেঞ্কলে লৈ মোৱাৰ প্ৰয়োজন। মই কিয় তেওঁক ইমান বেয়া ব্যৱহাৰ কৰিলো তাৰ বাবে মোৰ মন অজুহাতেৰে পূৰ্ণ আছিলঃ “মই ভাল অনুভৱ কৰা নাছিলো...” “মই ব্যস্ত আছিলো...” “মোৰ নিজৰ কাৰণে কষ্টকৰ দিন আছিল়”

কিন্তু আঘাৰ গভীৰতাত, পৱিত্ৰ আঘাই কোনো অজুহাত নেদেখুৱাবলৈ কোৱা মই অনুভৱ কৰিলো!

“তাইক মাত্ৰ মাতা আৰু কোৱা বিশেষ সময়ৰ বাবে তোমাৰ ভুল হৈছিল। তাৰ পাচত আৰু নকৰা “মই যে ভুল আছিলো, মই যিদৰে আচৰণ কৰিছিলো তাৰ কাৰণে কোনো ক্ষমা নাই। অনুগ্রহ কৰি মোক ক্ষমা কৰক আৰু আপোনাক বেঙ্কলৈ লৈ যাবলৈ দিয়ক।”

মই আপোনাক কৰ পাৰো যে এইদৰে কৰাটো কঠিন আছিল। মোৰ শৰীৰ যোগ্য আছিল! মই অনুভৱ কৰিছিলো এই সৰু কথাই মোৰ আঘাত ঘূৰি ফুৰি নিৰ্দপায় হৈ চেষ্টা কৰিছিল লুকাবলৈ ঠাই বিচাৰি। কিন্তু সত্যৰ পৰা কোনো লুকাব নোৱাৰে, কাৰণ সত্যই পোহৰ হয়।

### সত্যই পোহৰ হয়

আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ।

তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল।

তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল আৰু যি যি হ'ল, সেইবোৰ এটাৱে তেওঁৰ বিলে  
নহ'ল।

জীৱন তেওঁতেহে সেইজীৱনেই মানুহৰ পোহৰ। সেই পোহৰ আন্ধাৰত প্ৰকাশিত  
হৈ আছে; কিন্তু আন্ধাৰে তাক পৰাভূত নকৰিলে।

যোহন ১:১-৫

আন্ধাৰৰ বাজ্যৰ বিৰক্তে সত্যই হ'ল এটা অতি শক্তিশালী অস্ত্ৰ। সত্যই পোহৰ, বাহিবলে  
কৈছে যে আন্ধাৰে কেতিয়াও পোহৰক দমন কৰিব নোৱাৰে আৰু ই কেতিয়াও নহ'ব।

চয়তানে কথাবোৰ আন্ধাৰত লুকুৰাই থব বিচাৰে, কিন্তু পৰিত্ব আঘাত সেইবোৰ পোহৰলৈ  
আনি সেইবোৰৰ সৈতে কাৰ্য্য কৰিব বিচাৰে, সেয়ে আগুনি আৰু মই সঁচাকৈয়ে আৰু  
আন্তৰিকতাৰে মুক্ত হ'ব পাৰো।

যীচুৱে কৈছে সেই সত্যাই আমাৰ মুক্ত কৰিব (যোহন ৮:৩২)। সত্যৰ আঘাত দ্বাৰাই সত্য  
প্ৰকাশ পাই।

### সত্যৰ আঘাত

তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া  
সহিব নোৱাৰো।

কিন্তু সেই সত্যৰ আঘাত যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ  
তোমালোকক পথ দেখুৰাই নিব; কিয়নো তেওঁ নিজৰ পৰা নকৰ, কিন্তু যিহকে  
শুনিব, তাকে কৰ; আৰু তোমালোকক ভৱিষ্যত কথা জনাব। (গোটেই, সম্পূর্ণ  
সত্য)

যোহন ১৬:১২-১৩

যীচুৱে তেওঁৰ শিয়সকলক সকলো সত্য দেখুৱাব পাৰিলৈ হয়, কিন্তু তেওঁ জানিছিল  
তেওঁলোক তাৰ বাবে প্ৰস্তুত নহয়। তেওঁ তেওঁলোকক ক'লৈ যে পৰিত্ব আঘাত যেতিয়ালৈকে  
স্বৰ্গৰ পৰা নামি আহি তেওঁলোকৰ সৈতো কাম নকৰে আৰু তেওঁলোকৰ লগত লাগি  
নাথাকে তেওঁলোকে বাট চাৰই লাগিব।

যীচু স্বৰ্গলৈ নিয়াৰ পাচত আমাৰ সৈতো কাম কৰিবলৈ তেওঁ পৰিত্ব আঘাত পঠিয়ালে,  
ঈশ্বৰৰ প্ৰশংসাৰ কাৰণে আমাক অবিৰাম ভাবে প্ৰস্তুত কৰি আমাৰ মাজেদি প্ৰকাশ হ'বলৈ  
বিভিন্ন দিশত।

আমি যদি সত্যের সন্তুষ্টীন নহওঁ পবিত্র আত্মাই আমার জীৱনত কেনেকৈ কাম কৰিব ? তেওঁক “সত্যের আত্মা” বুলি মতা হয়। তেওঁৰ পৰিচয়ৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাক আৰু মোক সত্যের সন্তুষ্টীন হ'বলৈ সহায় কৰা — সত্যের স্থানলৈ আমাক লৈ যোৱা, কাৰণ কেৱল সত্যই আমাক মৃক্ত কৰিব পাৰে।

আপোনার অতীতত কিছুমান কথাই— ব্যক্তি, ঘটনা বা পৰিস্থিতি, যি আপোনাক আঘাত কৰে— হয়তো আপোনার ভুল মনোভাব আৰু আচৰণৰ উৎস হয়, কিন্তু এয়া আঁতৰি থকাৰ অজুহাত হ'ব নিদিব।

বহু বছৰ যৌন সম্পন্নীয়ভাবে, কথাবে আৰু আৱেগিকভাৱে অপব্যৱহাৰ কৰাৰ কাৰণে মোৰ বহুতো আচৰণৰ সমস্যাৰ কাৰণ নিশ্চয়কৈ এইবোৰ, কিন্তু যেতিয়ালৈকে অপব্যৱহাৰক সেইবোৰ কাৰণে ক্ষমাৰ কাৰণ বুলি ব্যৱহাৰ কৰিছিলো। মই ভুল আচৰণৰ আহিত বন্দী হৈ আছিলো। সেয়া শক্রক পৰাস্ত কৰিবলৈ কোৱাৰ দৰে, “মই এইবোৰ কথা ঘিণ কৰো, কিন্তু সেই কাৰণেই মই এইবোৰ ধৰি ৰাখো।”

সকলো বন্দীত্বৰ পৰা আপুনি নিশ্চয় গৌৰৱময় স্বাধীনতাৰ অভিজ্ঞতা ল'ব পাৰে। আপুনি চল্লিশ বছৰ জনবসতি ঠাইত ঘূৰি ফুৰি কটাব নালাগে, বা যদি আপুনি চল্লিশ বছৰ বা তাতোকৈ অধিক সময় ইতিমধ্যে তাত কটাইছে কাৰণ “নিষ্ঠল চেষ্টা কৰা মনোভাবে” তাত ধৰি ৰাখিছে বুলি আপুনি নাজানে, আজি আপোনার সিদ্ধান্ত লোৱা দিন হ'ব পাৰে।

আপোনার নিজৰ বিষয়ে সত্যটো দেখুৱাবলৈ আৰণ্ত কৰিবৰ বাবে আপুনি ঈশ্বৰক কওঁক। যেতিয়া তেওঁ কৰিব তাত লাগি থাকক। এইটো সহজ নহ'ব, কিন্তু মনত ৰাখিব, তেওঁ প্ৰতিজ্ঞা কৰিছে, “মই কেতিয়াও তোমাক নেৰো বা তোমাক ত্যাগ নকৰো” (ইব্রী ১৩:৫)

জনবসতি ঠাইব পৰা আপুনি ওলাই অহাৰ পথত; প্ৰতিজ্ঞাৰ দেশত আনন্দ কৰক।



অধ্যায়

২২

“মোৰ জীৱন ইমান দুদৰ্শ্বাগ্রস্ত মই নিজৰ বাবে  
অনুতপ্তি অনুভৱ কৰো কাৰণ মোৰ জীৱনটো  
ইমান শোচনীয় অৱস্থাৰ।”

নিষ্ফল চেষ্টা কৰা মনোভাৱ # ৭

---

---



“মোৰ জীৱন ইমান দুর্দশাৰ্গস্ত মই নিজৰ  
বাবে অনুতপ্ত অনুভৱ কৰো কাৰণ মোৰ  
জীৱনটো ইমান শোচনীয় অৱস্থাৰ।”

অধ্যায়

নিষ্ঠল কাৰ্য কৰা মনোভাৱ # ৭

২২

ইন্দ্ৰায়েলীসকলে তেওঁলোকৰ নিজৰ কাৰণে  
অতিৰাত্র অনুতপ্ত হ'ল। সকলো অসুবিধা নতুন  
অজুহাতৰ কাৰণ হ'ল নিজক পুতো দেখুৱাবলৈ  
ব্যস্ত থকাত।

মোৰ মনত পৰে যেতিয়া দৈশ্বৰে মোৰ ‘দুখলগা  
পার্টি’ সময়ত মোৰ লগত কথা পাতিছিল। তেওঁ  
কৈছিল, “জয়চ, তুমি পুতোপূৰ্ণ বা শক্তিপূৰ্ণ হ'ব  
পাৰা, কিন্তু তুমি দুয়োটা হ'ব নোৱাৰা”

পাছে গোটেই মণ্ডলীয়ে বৰকৈ এৰাও  
কৰিলে; সেই ৰাতি লোকবিলাকে  
কান্দিলে। সকলো ইন্দ্ৰায়েলী লোকে  
ভোৱতোৱাৰ ধৰিলে আৰু  
তেওঁলোকৰ পৰিহিতিৰ কাৰণে দুখ  
প্ৰকাশ কৰিলে।

গণনাপুস্তক ১৪:১-২

এইটো এটা অধ্যায় যিটো মই সোনকালে ওপৰে ওপৰে প্ৰহণ কৰিব খোজা নাই। এইয়া  
বুজিবলৈ প্ৰতক্ষ্যভাৱে গুৰুত্বপূৰ্ণ যে আমি নিজৰ দুখ দুর্দশাৰ প্ৰতি সমবেদনা কৰা চয়তানক  
চল দিব নোৱাৰো আৰু দৈশ্বৰৰ শক্তিত আমি চলিব লাগে।

### উৎসাহিত কৰা আৰু ইজনে সিজনৰ উন্নতি সাধন কৰা

এতেকে তোমালোকে যি দৰে কৰি আছা, সেইদৰে পৰম্পৰে প্ৰবোধ (শক্তিমন্ত  
আৰু গঢ়ি তোলা)। দি থকা আৰু ইজনে সিজনক ধৰ্মত বৃদ্ধি কৰা।

১ থিচলনীকীয়া ৫:১১

দুখ দুর্দশাৰ প্ৰতি সমবেদনা এৰি দিয়াটো মোৰ কাৰণে কঠিন আছিল; যেতিয়া মই আঘাট  
পাইছিলো বহু বছৰৰ কাৰণে মই ইয়াক ব্যৱহাৰ কৰিছিলো নিজকে সান্ত্বনা দিবলৈ।

মিনিটতে কোনোবাই আমাক আঘাত কৰিলে, সেই মুহূৰ্ততে আমি হতাশাৰ অভিজ্ঞতা  
অনুভৱ কৰো, চয়তানে দুষ্ট আঘাক নিৰ্দেশ দিয়ে আমাক ফুচফুচাই মিছা ক'বলৈ কেনেকৈ  
নিষ্ঠুৰ আৰু অন্যায়ভাৱে আমি অপব্যৱহাৰিত হৈ আছো।

এনেকুৱো মুহূৰ্তত আপুনি কৰিবলগীয়া কাম হ'ল আপোনাৰ মনত উত্তৰ হোৱা কথাবোৰ শুনা আৰু আপুনি তৎক্ষণাত অনুভৱ কৰিব কেনেকৈ চয়তানে আমাৰ দুখ দুর্দশাৰ প্রতি সমবেদনা জনাই আমাক বন্দীত্বত ধৰি বাখে।

বাইবেলে, অৱশ্যে আমাৰ নিজৰ কাৰণে অনুত্পন্ন অনুভৱ কৰিবলৈ স্বাধীনতা দিয়া নাই। তাৰ পৰিৱৰ্তে, আমি ইজনে সিজনক ঈশ্বৰৰ ওপৰত ভৱযা কৰি উৎসাহিত আৰু জ্ঞান দান কৰিব লাগে।

কৰণাৰ প্ৰকৃত দান আছে যাৰ দ্বাৰাই দুখত থকা লোকসকললৈ ঈশ্বৰীয় সমবেদনা প্ৰকাশ কৰে আৰু ইয়াৰ দ্বাৰাই নিজৰ দুখ বেদনাৰ পৰা সান্ত্বনা লাভ কৰি আমাৰ জীৱন অতিবাহিত কৰায়। কিন্তু আত্মসমবেদনা বিকৃত কাম, কাৰণ ঈশ্বৰে অন্যক দিব খোজা আশীৰ্বাদ আমি নিজৰ বাবে লওঁ।

প্ৰেমো সেই একেদৰেই, বোমীয়া ৫:৫ পদত কৈছে যে ঈশ্বৰৰ প্ৰেম পৱিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত বাকি দিয়া হৈছে। তেওঁ এইদৰে কৰে যাতে ঈশ্বৰে আমাক কিমান ভাল পাই আমি যেন জানিব পাৰো আৰু সেয়ে হয়তো আমি আনক ভাল পাব পাৰো।

ঈশ্বৰে আঁতৰাই নিব খোজা প্ৰেম আমি যেতিয়া লওঁ আৰু নিজৰ ফাললৈ ঘুৰাই আনো, ই স্বার্থপৰ আৰু ব্যক্তি কেন্দ্ৰিক হয়, যিহে প্ৰকৃততে আমাক ধৰ্মস কৰে। দুখ দুর্দশাৰ প্রতি সমবেদনা মুৰ্তি পূজা কৰাৰ দৰে হয় — আমাৰ নিজৰ ওপৰত প্ৰভাৱ পেলাই আমাৰ অনুভূতি আৰু আমাৰ ওপৰত কেন্দ্ৰীভূত হয়। ই মাত্ৰ আমাক আৰু আমাৰ প্ৰয়োজনীয়তাক আৰু চিন্তাৰ বিষয়ক সজাগ কৰি তোলে আৰু সেয়া নিশ্চয়কৈ নিন্ম মনোৱৃত্তিৰে জীয়াই থকাৰ পথ।

### আনৰ কাৰণে চিন্তা

প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক।

ফিলিপীয়া ২:৪

অলপতে আমাৰ সভা এখন হঠাতে বাতিল হৈছিল। এয়াই এখন সভা যাৰ বাবে মই বাটচাই আছিলো আৰু প্ৰথম অৱস্থাত মই বেছ হতাশ হৈছিলো। এনেকুৱা সময় আছিল যেতিয়া এনে ধৰণৰ ঘটনাই মোক নিজৰ প্রতি পুতো, সমালোচনা, বেলেগ দলৰ বিচাৰ কৰা আৰু সকলো ধৰণৰ বিপৰীতমূখী চিন্তা আৰু কাৰ্যাই মোক মূৰ্ছা যোৱাৰ পাৰিলে হয়। মই তেতিয়াৰে পৰ শিকিলো যে এনেধৰণৰ পৰিস্থিতিত মাত্ৰ নীৰ হ'ব লাগে; ভুল কথা কোৱাৰ সলনি একো নোকোৱাই ভাল।

মইনীৰবে বহি থকাত আন ব্যক্তিৰ দৃষ্টিকোণৰ পৰা ঈশ্বৰে মোক পৰিস্থিতিতো দেখুৱাবলৈ আৰম্ভ কৰিলে। সভা হ'ব লগা ঘৰটো তেওঁলোকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিলে, ই তেওঁলোকক কেনেকৈ হতাশ কৰিছিল ঈশ্বৰে মোক দেখুৱালে, তেওঁলোকে সভাত হিচাব কৰি আছিল, বহু আশাৰে আগগলৈ চাইছিল, আৰু এতিয়া তেওঁলোকে সেইটো ল'বা পৰা নাছিলে।

নিজৰ দুখ দুর্দশাৰ প্রতি সমবেদনাৰ পৰা আঁতৰি থকাটো কেনে আঁচৰিত সহজ কথা যদিহে আমি মাত্ৰ নিজলৈ নাচায় আন ব্যক্তিলৈ চাওঁ। নিজৰ বিষয়ে চিন্তা কৰিবলৈ সহায় কৰে, নিজৰ দুখ দুর্দশাৰ সমবেদনাই কেৱল আনৰ বিষয়ে নহয়।

আমি প্ৰকৃততে কেতিয়াৰা সহানুভূতি লাভ কৰিবলৈ চেষ্টা কৰি ভাগৰি পৰো। সঁচাকৈয়ে নিজৰ দুখ দুর্দশাৰ প্রতি সমবেদনা এটা ডাঙৰ ফান্দ আৰু চয়তানৰ ভাল পোৱা সঁজুলি আমাক নিষ্ঠল চেষ্টা কৰাৰ মনোভাবত ধৰি ৰাখিবলৈ। আমি যদি সাৰধান নহওঁ, আমি প্ৰকৃততে ইয়াৰ প্রতি আসক্ত হ'ব পাৰো।

আসক্ত হোৱাই কিছুমান উত্তেজনালৈ আপোনা-আপুনি সঁহাৰি দিয়া কিছুমান কাম কৰাৰ দৰে শিক্ষিত আচৰণ আৰ্হি যি অভ্যাসত পৰিণত হয়।

আপুনি কিমান সময় দুখ দুর্দশাৰ প্রতি সমবেদনাত অতিবাহিত কৰিছে? হতাশাক আপুনি কেনেকৈ সঁহাৰি দিব?

খীষ্টিয়ানৰ কাতচিত্ সুবিধা থাকে যেতিয়া তেওঁৰ হতাশাৰ অভিজ্ঞতা হয় — তেওঁ পুনৰ স্থাপিত হ'ব পাৰে। ঈশ্বৰৰ সঙ্গত সদাইনতুন আৰম্ভনি সহজ লভ্য। দুখ দুর্দশাৰ প্রতি সমবেদনাই অৱশ্যে আমাক অতীতত বান্ধি ৰাখে।

### যি হ'ল হ'ব দিয়া আৰু ঈশ্বৰক কৰিব দিয়ক

তোমালোকে পূৰ্বকালৰ কথা সোঁৰণ নকৰিব আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিব।

চোৱা মই এক নতুন কাৰ্য কৰিম, সেয়ে এতিয়াই ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৱণ্যৰ মাজত পথ আৰু মৰণুমিত নদীবোৰ উৎপন্ন কৰিম।

যিচ্যাা ৪৩:১৮-১৯

মই নিজৰ কাৰণে অনুতপ্ত অনুভৱ কৰি মোৰ জীৱনৰ বহুবচ্ছ নষ্ট কৰিছিলো। মই সেই আসক্ত হোৱাবোৰ দৰেই এজন আছিলো। যিকোনো হতাশালৈ মোৰ আপোনা আপুনি

সঁহাৰি আছিল সেয়া হ'ল নিজৰ দুখ দুর্দশাৰ প্রতি সমবেদনা ; চয়তানে তৎক্ষণাত মোৰ মন ভুল চিন্তাৰে পূৰ্ণ কৰিছিল, আৰু নজনাকৈয়ে কেনেকৈ “সেই বিষয়ে চিন্তা কৰক যি বিষয়ে মই চিন্তা কৰিছিলো”, মোৰ মনলৈ যিয়েই আহে মই সাধাৰণ ভাবে চিন্তা কৰিছিলো। মই যিমানেই চিন্তা কৰিছিলো সিমানেই সমবেদনাপূৰ্ণ অনুভৱ কৰিছিলো।

মই প্ৰায়ে বিবাহৰ প্ৰথম বছৰবোৰৰ কথা কওঁ। ফুটবলৰ সময়ত প্ৰত্যেক দেওবাৰে আবেলি, দেবে দুৰদৰ্শনত খেল চাৰলৈ বিচাৰে। যদি সেই সময়ত ফুটবলৰ সময় নাছিল, কিবা আন “বলৰ সময়” আছিল। দেবে এই সকলো উপভোগ কৰিছিল, কিন্তু মই ইয়াৰ এটাও উপভোগ নকৰিছিলো। উফৰি পৰা ব'লৰ সৈতে জড়িত যিকোনো খেল তেওঁ ভাল পাইছিল আৰু কিছুমান খেলৰ লগত সহজতে সোমাই পৰিছিল সেয়ে তেওঁ আনকি মই যে আছো তাকো নাজানিছিল।

এটা সময়ত তেওঁৰ ঠিক সন্মুখত ঠিয় হৈ মই স্পষ্টকৈ ক'লো, “দেব, মোৰ একেবাৰেই ভাল লগা নাই; মোৰ এনে অনুভৱ হৈছে মই মৰিব ধৰিছো।”

দুৰদৰ্শনৰ পৰা চকু নৃঠুৱাকৈয়ে তেওঁ ক'লো, “উস, মৰমী, সেইটো ভাল।”

মই বহুতো দেওবাৰৰ আবেলি খং আৰু নিজৰ দুখ দুর্দশাৰ প্রতি সমবেদনাত কটাইছিলো। মোৰ যেতিয়াই দেবৰ ওপৰত খং উঠে, মই ঘৰ চাফা কৰো। মই এতিয়া জানো যে তেওঁ আনন্দ উপভোগ কৰাৰ কাৰণে মই তেওঁক দোষী অনুভৱ কৰাবলৈ চেষ্টা কৰিছিলো। মই যেতিয়া খুব অস্বস্তি আছিলো। কেইবা ঘণ্টাৰ কাৰণে মই ঘৰৰ চাৰিওফালে ধুমুহাৰ সৃষ্টি কৰিছিলো, দুৱাৰ আৰু দুয়াৰ শব্দ কৰি, তেওঁ থকা কোঠাত অহা যোৱা কৰি, ঘৰ চাফা কৰা ভেকুৰাম (Vacuum) হাতত লৈ মই কিমান কষ্ট কৰি কাম কৰিছো দেখুৱাবলৈ শব্দ কৰি।

মই তেওঁৰ মনোযোগ পাবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ মোক একেবাৰেই লক্ষ্য নকৰিছিল। মই তেওঁৰ ধ্যায়ান আকৰ্ষণ কৰিবলৈ এৰি দিছিলো, ঘৰৰ পিচফালে গৈ গাধুৱা ঘৰৰ পকাত বহি কান্দিছিলো। যিমানেই মই কান্দিছিলো, সিমানেই মই দুৰ্ভগীয়া অনুভৱ কৰিছিলো। পিচৰ বছৰ ঈশ্বৰে মোক প্ৰকাশন দিলৈ মহিলাই কিয় কান্দিবলৈ গাধোৱা ঘৰলৈ যায় সেই বিষয়ে। তেওঁ কৈছিল, কাৰণ তাত ডাঙৰ আইনা থাকে আৰু দীঘলীয়া সময় কন্দাৰ পাছত, তেওঁ ঠিয় হৈ দীঘলীয়া সময় নিজকে চাই, তেওঁ সঁচাই কিমান দুৰ্ভগীয়া চাব পাৰে।

কেতিয়াবা মোক ইমান বেয়া দেখাই যে মই আইনাত চাই পুনৰবাৰ কান্দিবলৈ আৰম্ভ কৰো। শেষত মই দুৰ্ভগীয়াৰ দৰে পৰিয়ালৰ কোঠাৰ মাজেৰে য'ত দেব আছিল, লাহে লাহে খোজ কাঢ়ি যাওঁ। দুৰ্ভগীয়াপূৰ্ণ ভাৱে। তেওঁ কেতিয়াবা বহু সময় চাই থাকি মই যদি পাকথৰলৈ গৈ আছো, তেওঁৰ কাৰণে বৰফ দিয়া চাহ আনিবলৈ কৈছিল।

মুঠতে এইবোরে কাম নকরে। মই আবেগিক ভাবে নিজকে ভাগৰাই তুলিছিলো— প্রায়ে শেষত গোটেই দিনটো অভিজ্ঞতা থকা সকলো আবেগিক ভুলৰ কাৰণে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিছিলো। ঈশ্বৰে আপোনাক আপোনাৰ নিজৰ হাতেৰে উদ্বাব নকরে, কিন্তু তেওঁৰ দ্বাৰাই কৰে। কেৱল ঈশ্বৰেহে মানুহক পৰিৱৰ্তন কৰিব পাৰে। কোনো নোৱাৰে কিন্তু সৰ্বপৰিজনাই দেবে চাব বিচৰা বহুতো খেল চাব বিচৰাৰ পৰা নিৰৎসাহ কৰিব পাৰিলৈ। মই ঈশ্বৰত ভৱ্যা কৰিবলৈ শিকাৰ দ্বাৰা আৰু দুখ দুর্দশাৰ প্ৰতি সমবেদনা জনোৱা ত্যাগ কৰি যেতিয়া মই মোৰ পথ বিচাৰি নাপাও, দেবে সকলো খেল চাই ভাৰসাম্য বাখি চলিছিল।

তেওঁ এতিয়াও সেইবোৰ উপভোগ কৰে আৰু এতিয়া সঁচাকৈয়ে এইবোৰে মোক আমনি নকরে। মই মাত্ৰ সময় ব্যৱহাৰ কৰি মই ভালপোৱা কামবোৰ কৰো। যদি মই সচাই কৰিবলৈ বিচাৰো বা কিবা কৰাৰ প্ৰয়োজন মই মৰমেৰে দেৱক কওঁ আৰু বেছিভাগ সময়ত তেওঁ আচনিবোৰ ইফাল সিফাল কৰিবলৈ ইচ্ছা কৰে। যদিও তেনেকুৱা সময়বোৰ থাকে আৰু সকলো সময়তে থাকিব— যেতিয়া মই নিজ পথ বিচাৰি নাপাওঁ। যেতিয়াই মোৰ আৱেগ জাগত হোৱা মই অনুভৱ কৰো, মই প্ৰাৰ্থনা কৰো, “হে প্ৰভু, এই পৰীক্ষা পাচ হ'বলৈ মোক সহায় কৰা। মই আনকি আৰু এবাৰো এই পৰ্বতত ঘূৰিব বিচৰা নাই!”



অধ্যায়

২৩

“মই ঈশ্বৰৰ আশীর্বাদৰ যোগ্য নহও<sup>১</sup>  
কাৰণ মই সুগুণ সম্পন্ন নহয়।”

নিষ্ফল চেষ্টা কৰা মনোভাব # ৮



“মই ঈশ্বৰৰ আশীর্বাদৰ যোগ্য নহও  
কাৰণ মই সুগুণ সম্পন্ন নহয়।”

নিষ্ঠল কাৰ্য কৰা মনোভাৱ # ৮

অধ্যায়  
২৩

যিহোচুৱাই ইন্দ্ৰায়েলীসকলক নেত্ৰীত প্ৰদান কৰি  
যদৰ্ন নদী পাৰ হৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ  
পাচত, তেওঁলোকে প্ৰথম নগৰ যিৰীহো জয় কৰি  
অধিকাৰ কৰিবলৈ তেওঁলোক প্ৰস্তুত হোৱাৰ  
আগতে ঈশ্বৰে কিবা এটা কৰিব খুজিলে।

ঈশ্বৰে আদেশ দিলে যে সকলো ইন্দ্ৰায়েলী  
পুৰুষে চুশ্ট কৰিব লাগিব, যিহেতু সম্পূৰ্ণ চঞ্চল  
বছৰ তেওঁলোক জনবসতিহীন ঠাইত ঘুৰি ফুৰোতে এইদৰে কৰা হোৱা নাছিল। ইয়াৰ পাচত  
ঈশ্বৰে যিহোচুৱাক ক'লে যে তেওঁৰ লোকসকলৰ পৰা মিচৰৰ সকলো কলঙ্ক তেওঁ “আতৰাই  
দিলে”।

ঈশ্বৰে যিৰীহো জয় কৰি অধিকাৰ কৰিবলৈ ইন্দ্ৰায়েলীৰ সন্তান সকলক চলাইনি কেনেকৈ  
কাম আৰস্ত কৰিছিল সেই কথা ৬ অধ্যায়ৰ কেইটামান পদত পোৱা যায়। তেওঁলোকৰ পৰা  
প্ৰথমে কিয় কলঙ্কবোৰ আঁতৰাব লগা হৈছিল? কলঙ্কবোৰ কি?

### কলঙ্কৰ ব্যাখ্যা

কলঙ্ক শব্দৰ অৰ্থ হ'ল “দোষ দিয়া ... দুর্নামঃ লজ্জা।” যেতিয়া ঈশ্বৰে ক'লে যে মিচৰৰ  
কলঙ্ক ইন্দ্ৰায়েলৰ সন্তান সকলৰ পৰা “আতৰাই দিলে”, তেওঁ এটা চুক্তি কৰিছিল। মিচৰে  
পৃথিৰীক প্ৰতিনিধিত্ব কৰিলে। কেইবছৰ মান পৃথিৰীত থকাৰ পাচত আৰু জাগতিক ভাবে  
থকাৰ পাচত, আমি ইয়াৰ কলঙ্কবোৰ আতৰাই দিয়াৰ প্ৰয়োজন।

কাৰণ মই কৰা কাৰ্যবোৰ আৰু মোলৈ কি ঘটিছিল, মোৰ লজ্জাজনক স্বভাৱ আছিল।  
মোলৈ যি ঘটিছিল তাৰ কাৰণে মই নিজকে দোষাৰোপ কৰো (যদিওৰা বেছি ভাগেই মোৰ  
শৈশৱত ঘটিছিল আৰু তাক বৰুৱা কৰিব পৰাকৈ মোৰ একো নাছিল)।

আমি কওঁ যে অনুগ্ৰহ আমালৈ অহা ঈশ্বৰৰ শক্তি, তেওঁৰ পৰা পোৱা বিনামূলীয়া উপহাৰ,  
আমি যি কৰিব নোৱাৰো সেয়া সহজে কৰিবৰ কাৰণে তেওঁৰ পৰা অহা সহায়। চয়তানে

পাছে যিহোচুৱাই যিহোচুৱাক ক'লে  
আজি মই তোমালোকৰ পৰা মিচৰৰ  
দুৰ্নামস্বৰূপ শিল বগৰাই পেলালো,  
এই হেতুকে সেই ঠাই গিলগল  
(বগৰোৱা) বুলি আজিলৈকে বিখ্যাত  
হৈ আছে।

যিহোচুৱা ৫:৯

আমাক দুর্নাম দিব বিচাৰে, যিটো কলঙ্কৰ আন এটা শব্দ আৰু ঈশ্বৰে আমাক অনুগ্রহ দিব বিচাৰে।

দুর্নামে মোক কয় যে মই ভাল নহয় ঈশ্বৰৰ সহায় বা প্ৰেমৰ কাৰণে মই যোগ্য নহওঁ। লজ্জাই মোৰ ভিতৰৰ ব্যক্তিত্বক বিবাক্ত কৰিছিল। মোৰ কাৰণে যি ঘটিছিল তাৰ কাৰণে মই কেৱল লজ্জিতই হোৱা নাছিলো, কিন্তু মই নিজৰ কাৰণেও লজ্জিত হৈছিলো। ভিতৰৰ গভীৰতাত মই নিজকে ভাল পোৱা নাছিলো।

আমাৰ পৰা ঈশ্বৰে কলঙ্ক আঁতৰাই দিয়াৰ অৰ্থ হ'ল আমাৰ অতীতৰ সকলো পাপৰ কাৰণে তেওঁ আগবঢ়োৱো ক্ষমা আমাৰ নিজৰ কাৰণে আমি নিশ্চয় গ্ৰহণ কৰিব লাগিব।

আপুনি নিশ্চয় অনুভৱ কৰে যে ঈশ্বৰৰ আশীৰ্বাদৰ কাৰণে আপুনি কেতিয়াও উপযুক্ত হ'ব নোৱাৰে — সেইবোৰ আপুনি কেতিয়াও যোগ্য হ'ব নোৱাৰে। আপুনি কেৱল সেইবোৰ মানি ল'বলৈ আৰু শলাগিবলৈ নন্দ হ'ব পাৰে আৰু তেওঁ আপোনাক কিমান প্ৰেম কৰে আৰু তেওঁ কেনে ভাল বুলি ত্ৰাসিত হ'ব পাৰে।

আঘ্ৰাণ, নিজকে অগ্রাহ কৰা, ঈশ্বৰৰ ক্ষমা অস্ফীকাৰ কৰা (নিজকে ক্ষমা দিয়াৰ দ্বাৰাই)। যীচুৰ তেজৰ যোগেদি ধৰ্মিকতা বৃজি নোপোৱা আৰু আন সকলো সমন্বন্ধ থকা সমস্যাই আপোনাক জনবসিতহীন ঠাইত উদ্দেশ্যবিহীন ভাবে ঘূৰি ফুৰিবলৈ নিশ্চয় ধৰি ৰাখিব। আপোনাব মন নিশ্চয় পুৰ্ণজীৱিত হ'ব লাগিব, সেয়া আপোনাব কাৰ্যৰ যোগেদি নহয়। কিন্তু ঈশ্বৰৰ সৈতে উচিতভাৱে স্থিৰে থাকি যীচুৰ সৈতে সম্পৰ্ক রাখি।

আমাৰ নিজৰ বিষয়ে আমি কি দৰে অনুভৱ কৰো তাৰ পৰা ৮৫% আমাৰ সমস্যাই ঠেঁঝুলি মেলে, এই বিষয়ে বহুবচৰ মিনিষ্ট্ৰি থকাৰ পাচতহে মই বিশ্বাস কৰো। আপুনি জনা যিকোনো ব্যক্তি যি বিজয়ত চলে তেওঁ ধাৰ্মিকতাতো চলে।

ঈশ্বৰৰ আশীৰ্বাদ পোৱাৰ মই যোগ্য নহয়, জানো যিয়েই নহওঁক মই সেইবোৰ গ্ৰহণ কৰো কাৰণ মই খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰী হওঁ (ৰোমীয়া ৮:১৭)। তেওঁ সেইবোৰ উপাৰ্জন কৰে আৰু মই তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ দ্বাৰাই সেইবোৰ পাওঁ।

### উত্তৰাধিকাৰী বা বণুৱা ?

এই কাৰণে তুমি আৰু দাস নহৈ (দাসত্ববদ্ধ) পুত্ৰ হৈছা; আৰু যদি পুত্ৰ হৈছা, তেন্তে (তাৰ মানে তুমি হোৱা) খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছা।

আপুনি পুত্র নে দাস — উত্তরাধিকারী নে দাসস্থবদ্ধ ? উত্তরাধিকারী তেওঁ হয় যি বুদ্ধির ওপরিও কিবা প্রাপ্ত করে, যেনেকৈ মঙ্গুরীৰ দ্বাৰাই এজন মানুহৰ পৰা আৰু এজনলৈ সম্পত্তি দি দিয়া হ'য়। বাইবেলৰ অনুযায়ী দাসস্থবদ্ধ দাস বা বণুৱা, তেওঁ হয় যি নিয়ম মানি চলিবলৈ চেষ্টা কৰি ক্লান্ত হৈ পৰে। সমস্যা আৰু কষ্টকৰি কিছুমান বোজাৰে ম্যাদ চিহ্ন কৰা হয়।

বণুৱা হিচাপে বহু বছৰৰ কাৰণে জনসত্তিহীন ঠাইত মই উদ্দেশ্যবিহীন ভাৱে ঘূৰি ফুৰিছিলো, স্টশ্ৰে তেওঁৰ অনুগ্রহ বিনামূল্যে মোক দিব বিচাৰিছিল, তাৰ বাবে নিজকে যোগ্য কৰিবলৈ যথেষ্ট ভাল হ'বলৈ চেষ্টা কৰিছিলো। মোৰ ভুল মনোভাব আছিল।

প্ৰথমে, মই ভাবিছিলো যে সকলোৰে কাৰণে নিশ্চয় যোগ্য হ'ব লাগিব আৰু আৰ্জিব লাগিবঃ “অনাহকত তোমাৰ কাৰণে কোনেও একো নকৰে।” বহু বছৰৰ কাৰণে এই মূলতত্ত্বটো মোক শিকোৱা হৈছিল। বাঢ়ি অহা আৰস্থাত মই বাবে বাবে এই কথাখিনি শুনিছিলো। মোক কোৱা হৈছিল যে মোৰ কাৰণে যি কোনো ব্যক্তিয়ে কিবা কৰিবলৈ বিচৰা বুলি কোৱা কথা মিছা আছিল আৰু শেষত মোৰ পৰা সুবিধা ল'লেহেঁতেন।

আমাক জাগতিকভাৱে দিয়া শিক্ষাৰ অভিজ্ঞতা এই যে আমি যি সকলো পাওঁ তাৰ আমি যোগ্য হ'ব লাগে। আমাক কোৱা হৈছে যে আমি যদি বঞ্চু বিচাৰো, আমি সকলো সময়তে তেওঁলোকক সুখী ৰাখিব লাগিব নহ'লে তেওঁলোকে আমাক প্ৰত্যাখ্যান কৰিব। সকলোৰে কয়, আমি যদি আমাৰ চাকৰিত পদোন্নতি বিচাৰে, আমি ঠিক ব্যক্তিজনক জানিব লাগিব, তেওঁলোকক বিশেষভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু এদিন হয়তো আমি আণুবাই যাবলৈ সুবিধা পাম। যেতিয়া জাগতিকতাৰোৰ শেষ হৈ যায়, ইয়াৰ কলঙ্কই আমাৰ ওপৰত গধুৰ বোজা জাপি দিয়ে আৰু নিশ্চয়কৈ এইবোৰ আঁতৰাই দিয়াৰ প্ৰয়োজন।

## আপুনি নিজকে কেনেকৈ চাই ?

আৰু তাত নাফিল (অসুৰ) বৎশ অনাকৰ সন্তান নাফিল বিলাকক দেখি, আমাৰ মানত আমি ফৰিঙ্গৰ নিচিলা হ'লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলো।

গণনাপুস্তক ১৩:৩৩

ইন্দ্ৰায়েলীসকলৰ ওপৰত সেই কলঙ্ক আছিল। এই পদত দেখাৰ দৰে প্ৰকৃততে তেওঁলোকৰ নিজৰ ওপৰত বিপৰীতমুখী মন্তব্য আছিল। সমুহ জাতি যদন নদী পাৰ হোৱাৰ আগতে প্ৰতিজ্ঞাৰ দেশলৈ চোৰাংচোৱাগিৰী কৰিবলৈ বাবজন চোৰাংচোৱাৰ পৰা যি দহজনক পঠিওৱা হৈছিল তেওঁলোক ঘূৰি আহি কৈছিল যে সেয়া অসুৰৰ বসতি স্থান, তেওঁলোকৰ দৃষ্টিত আমি ফৰিঙ্গৰ দৰে সেয়ে আমাৰ নিজৰ দৃষ্টিতো।

সহজভাবে জানিবলৈ দিয়া হৈছে যে এই লোকসকলে নিজৰ বিষয়ে কি ভাবে।

আপোনাৰ নিজৰ বিষয়ে সকলো ধৰণৰ বিপৰীতমুখী চিন্তাৰে চয়তানে আপোনাৰ মন ভৱাই পেলাৰ পাৰে (যদি তাক সম্ভতি দিয়া হয়) অনুগ্রহ কৰি সজাগ হওঁক। সি প্ৰথম অৱস্থাত আপোনাৰ মনত ভাঙিব নোৱাৰা দুৰ্গ গঠি তুলিবলৈ আৰম্ভ কৰে, আপোনাৰ বিষয়ে আন মানুহৰ কেনে ভাব চিন্তা আৰু আপোনাৰ বিষয়ে বহুতৰে বিপৰীতমুখী চিন্তাৰ দ্বাৰা। আপুনি যাতে প্ৰত্যাখ্যাত ব্যক্তি বুলি অভিজ্ঞতা লাভ কৰে তাৰ কাৰণে কিছু পৰিস্থিতি চয়তানে ব্যৱস্থা কৰে, যেতিয়া আপুনি কিছুমান উন্নতি কৰিবলৈ চেষ্টা কৰে সেই সময়তে সি ইয়াৰ হ'ব লগা দুখ কষ্টবোৰ আপোনাৰ স্মাৰণলৈ আনিব পাৰে।

বহুতো মানুহ লক্ষ্যবিহীনভাৱে থাকে, পৰাজয় হোৱা আৰু প্ৰত্যাখ্যান হোৱাৰ ভয়ত। বহু বছৰ মিচৰত দাস হৈ থকা আৰু অতি বেয়া ব্যৱহাৰত জীয়াই থকাৰ কাৰণে ইন্ডায়েলী সকলৰ ওপৰত কলঙ্কৰ চাপ পৰিচ্ছিল। এইটো আকষণীয় কথা যে আৰম্ভৰ পৰা মোচিৰ লগত অহা বশৰ প্ৰায় কোনোৱেই প্ৰতিজ্ঞাৰ দেশত সোমাৰ পৰা নাছিল। যিসকল সোমাইছিল তেওঁলোক তেওঁলোকৰ সন্তান আছিল। তথাপি ঈশ্বৰে তেওঁলোকক কৈছিল তেওঁ তেওঁলোকৰ পৰা কলঙ্ক আঁতৰাবই লাগিব।

তেওঁলোকৰ পিতৃ-মাতৃয়ে মিচৰ দেশ এৰাৰ পাচত তেওঁলোকৰ বেছিভাগৰে জনবসতিহীন মৰুভূমিত জন্ম হৈছিলে। যেতিয়া তেওঁলোকে আনকি তাত বাস কৰাই নাছিল কেনেকৈ তেওঁলোকৰ ওপৰত মিচৰৰ কলঙ্ক থাকিব পাৰে?

কথাটো হ'ল আপোনালৈ আপোনাৰ পিতৃ-মাতৃৰ যোগেন্দি এইবোৰ আহে। মনোভাৱ, চিন্তা আৰু আচৰণৰ আহি উন্নৰাধিকাৰী সুত্ৰে হ'ব পাৰে। আপোনাৰ পিতৃ-মাতৃৰ ভুল মনোভাৱ আপোনাৰ মনোভাৱলৈ আহিব পাৰে। কিছুমান বিশেষ কথা আপুনি যিদৰে চিন্তা কৰে আপোনাৰ ওপৰত প্ৰভাৱ পেলাৰ পাৰে; আৰু আপুনি কিয় সেইদৰে ভাবিছে, আপুনি আনকি নাজানে।

যিসকল পিতৃ-মাতৃৰ দুখ লগা আঘাতৰ মূৰ্তি থাকে, অযোগ্য মনোভাৱ আৰু “মই ঈশ্বৰৰ আশীৰ্বাদৰ যোগ্য নহও” মনৰ অৱস্থা হয় তেওঁলোকে নিশ্চয় তেওঁলোকৰ সন্তান সকললৈ সেই একে মনৰ অৱস্থা দিয়ে।

যদিওৰা কিতাপৰ আৰম্ভণিতেই এই বিষয়ে কৈছো, মোক আকৌ এইটো উল্লেখ কৰিবলৈ দিয়ক কাৰণ এইটো খুব গুৰুত্বপূৰ্ণ বিষয় যে আপোনাৰ নিজৰ বিষয়ে আপোনাৰ মনত কি ভাব হৈ আছে তাৰ বাবে সজাগ হোৱা প্ৰয়োজন। আপুনি যদি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছে আপোনাৰ পৰাজয়ৰ কাৰণে ঈশ্বৰে অনুগ্রহ দিবলৈ ইচ্ছা কৰে। যিসকলে কেতিয়াও ভুল নকৰে আৰু দোষমুক্ত হয় তেনে নিখুঁত লোকসকলক তেওঁ পূৰ্বস্থাৰ নিদিয়ে। কিন্তু যিসকলে তেওঁ ওপৰত ভৰ্যা আৰু বিশ্বাস কৰে তেওঁলোকক দিয়ে।

## ঈশ্বরত আপোনাৰ বিশ্বাসে তেওঁক আনন্দিত কৰে

কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে আৰু  
তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰ চপা  
মানুহে বিশ্বাস কৰিব লাগে।

ইঞ্জী ১১:৬

অনুগ্রহ কৰি লক্ষ্য কৰক যে বিশ্বাসৰ বিনে ঈশ্বৰক আপুনি সন্তুষ্ট কৰিব নোৱাৰে; সেয়ে  
যিমানেই “ভাল কাম” নকৰক কিয়, যদি সেইবোৰে তেওঁৰ কৰণা “আর্জিব” নোৱাৰে, ই  
তেওঁক সন্তুষ্ট নকৰে।

তেওঁ আমাক প্ৰেম কৰে কাৰণে আমি যিয়েই কৰো ঈশ্বৰৰ কাৰণে হ'ব লাগে, আমি  
তেওঁৰ পৰা কিবা পাৰলৈ চেষ্টা কৰাৰ কাৰণে নহয়।

এই শক্তিশালী ঈশ্বৰৰ বাক্যই কৈছে যে যিসকলে তেওঁক পৰিশ্ৰমেৰে বিচাৰে ঈশ্বৰে  
তেওঁলোক পুৰস্কাৰ দিয়ে। যেতিয়া শেষতে মই এইয়া দেখিলো মই আনন্দ কৰিলো!  
অতীতত মই বহু ভুল কৰিছিলো বুলি মই জানো, কিন্তু মই মোৰ সকলো অস্তৰেৰে সৈতে  
পৰিশ্ৰমেৰে ঈশ্বৰক বিচাৰো বুলি জানো। তাৰ মানে পুৰস্কাৰৰ কাৰণে মোৰ অৰ্হতা আছে।  
মই বহুবছৰ আগতেই সিদ্ধান্ত লৈছিলো যে ঈশ্বৰে মোক দিব বিচৰা যিকোনো আশীৰ্বাদ মই  
প্ৰহণ কৰিলোহৈতেন।

ইন্দ্ৰায়েলীসকলৰ বিশৃঙ্খল কল্পনা থকা স্বত্বেও ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিবলৈ  
আৰু প্ৰতিভাব দেশলৈ নিব বিচাৰিলৈ, কিন্তু প্ৰথমে তেওঁলোকৰ পৰা কলক আঁতৰাৰ লগা  
হৈছিল। যেতিয়ালৈকে তেওঁলোক লাজ, দোষাবোপ আৰু দুৰ্বুলতাৰ হেঁচাত আছিল তেওঁয়ালৈকে  
সঠিক ভাবে ঈশ্বৰৰ পৰা অনুগ্রহ প্ৰহণ কৰিব পৰা নাছিল।

### কলকন্ধৰ ওপৰি

আমাক খীষ্টত (তেওঁৰ প্ৰেমত) যেনেকৈ মনোনীত (তেওঁৰ নিজৰ দৰে নিজৰ  
কাৰণে আমাক প্ৰকৃততে তুলি ধৰিলে) কৰিলে, তেনেকৈ সকলো আত্মিক  
আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খীষ্টত আমাক আশীৰ্বাদো কৰিলে।

ইফিচিয়া ১:৪

এয়া আশৰ্যজনক বাক্য! ইয়াত ঈশ্বৰে আমাক কৈছে যে আমি তেওঁৰ আৰু আমাৰ  
কাৰণে তেওঁ যি কৰিব বিচাৰে তাৰ কাৰণে যোগ্য তাৰ বাবে আমি জানিব লাগে যে আমি

তেওঁৰ বাবে প্ৰেমৰ, বিশেষজন মূল্যবান আৰু সেয়ে আমি পৰিত্ব, নিৰ্দোশী আৰু কলঙ্কহীন হ'ব লাগিব।

বাস্তৱিকতে, পৱিত্ৰ জীৱন যাপন কৰিবলৈ আমি যি পাৰো কৰিব লাগিব। কিন্তু ঈশ্বৰক ধন্যবাদ দিও, আমি যেতিয়া ভুল কৰো, আমি ক্ষমা পাৰ পাৰো আৰু পৰিত্বতাত পুনঃপ্রতিষ্ঠিত, “তেওঁত” সকলো কলঙ্কৰ ওপৰত আৰু পুনৰবাৰ নিৰ্দোষী কৰে।

### **কলঙ্কিত নোহোৱাকৈ বা পৰৰ দোষ নোখোঁচৰাকৈ**

কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৱিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচনা কৰক; তাতে তেওঁক দিয়া হ'ব।

যাকোৰ ১:৫

এয়া আন এটা উত্তম বাক্য যিহে কলঙ্কিত নোহোৱাকৈ ঈশ্বৰৰ পৰা আমাক প্ৰহণ কৰিবলৈ শিকায়। যিসকল মানুহৰ বিচাৰ হৈ আছিল তেওঁলোকৰ লগত আগৱে পৰা যাকোবে কথা পাতি আছিলে আৰু এতিয়া তেওঁ তেওঁলোকক কৈছে যে তেওঁলোকৰ পৰিস্থিতিত যদি তেওঁলোকক জ্ঞানৰ প্ৰোজেন, তেওঁলোকে ঈশ্বৰক খুজিব লাগে। তেওঁ নিশ্চয়তা দি ক'লে যে ঈশ্বৰে তেওঁলোকক কলঙ্কিত নকৰে বা ভুল নথৰে — তেওঁ মা৤্ৰ তেওঁলোকক সহায় কৰিব।

ঈশ্বৰৰ পৰা মহান কাৰ্যৰ সহায় নোপোৱাকৈ আপুনি কেতিয়াও জনবসতিহীন ঠাইৰ মাজেৰে কৰিব নোৱাৰে। কিন্তু যদি আপোনাৰ নিজৰ বিষয়ে বিপৰীতমুখী মনোভাৱ থাকে, তথাপি তেওঁ যেতিয়া আপোনাক সহায় কৰিবলৈ চেষ্টা কৰে, আপুনি ইয়াক প্ৰাত নকৰে।

আপুনি যদি জয়যুক্ত, শক্তিশালী, নিশ্চিত জীৱন থকাটো বিচাৰে, আপুনি নিজৰ বিষয়ে বিপৰীতমুখী হ'ব নোৱাৰিব। আপুনি কিমান দূৰ যাব গাৰিব কেৱল সেয়াই নাচাৰ, কিন্তু আপুনি কিমান দূৰ আহিছে চাওঁক। আপোনাৰ উন্নতিক বিবেচনা কৰক আৰু ফিলিপীয়া ১:৬ পদ মনত ৰাখক। মই এই কথাত নিশ্চয়তাৰে বিশ্বাস কৰো যে তেওঁ, যি জনাই আপোনাৰ ওপৰত ভাল কাম আৰস্ত কৰিছিল, তেওঁ অবিবাম ভাবে ঘীচুৰ দিনলৈকে কৰি থাকিব (ঘীচু ঘূৰি অহা দিনলৈকে), উন্নত কৰি (সেই ভাল কামটো) নিখুতভাৱে আৰু আপোনাক সম্পূৰ্ণতা দিব।

আপুনি নিজৰ বিষয়ে নিশ্চয়তাৰে চিন্তা কৰক আৰু কওক।

অধ্যায়

২৪

“যেতিয়া আন প্রত্যেকেই মোতকৈ ভাল হয়  
মই কিয় অসহিষ্ণুও আৰু সীৰালু নহ'ম?”

নিষ্ফল চেষ্টা কৰা মনোভাৱ # ৯



# “যেতিয়া আন প্রত্যেকেই মোতকৈ ভাল হয় মই কিয় অসহিষ্ণুও আৰু ঈর্যালু নহ'ম?”

অধ্যায়  
নিষ্ঠল কাৰ্য কৰা মনোভাৱ # ৯

২৪

যীচুৰ গৌৰৰ আৰু সেৱা কৰিবৰ কাৰণে পিতৰে  
যে দুখ-ক্ৰিশ সহ্য কৰিব লাগিব সেই বিষয়ে যোহন  
২১ অধ্যায়ত যীচুৰে পিতৰৰ সৈতে আলাপ  
আলোচনা কৰিছিল। যীচুৰে এই কথা কোৱাৰ লগে  
লগে পিতৰে ঘূৰি যোহনক দেখে আৰু তৎক্ষণাত  
যীচুক সোধে তেওঁৰ কাৰণে তেওঁৰ কি ইচ্ছা  
আছিল। যদি তেওঁ গৈছিল যাবই লাগিব কষ্টকৰ  
সময়ৰ মাজেৰে সেয়ে যোহনো যাব লগা  
হ'লহেতেন্ন, পিতৰে এইটো নিশ্চিত কৰিব  
বিচাৰিছিল।

উভৰত যীচুৰে নশ্বভাৱে পিতৰক ক'লে তেওঁৰ নিজৰ বিষয়ে চিন্তা কৰিবলৈ।

আন মানুহৰ কথা চিন্তা কৰিলে আমাক বিশৃঙ্খলতাত ধৰি বাখিব। ঈর্যালু, পৰশ্রীকাতৰতা  
আৰু আনৰ সৈতে আমাৰ পৰিস্থিতি আৰু নিজকে মানসিকভাৱে তোলনা কৰা নিষ্ঠল চেষ্টা  
কৰা মনোভাৱ হয়।

## ঈৰ্য আৰু পৰশ্রীকাতৰতালৈ সাৰধান

শান্ত আৰু বিৰক্ত মোহোৱা মন আৰু অন্তৰ জীৱন হয় আৰু শৰীৰৰ স্বাস্থ্য হয়, কিন্তু  
পৰশ্রীকাতৰতা, ঈৰ্যা আৰু কুণ্ডল হৈ দিয়া শান্তি পাচি যোৱা হাড়ৰ দৰে।

হিতোপদেশ ১৪:৩০

পৰশ্রীকাতৰতাই মানুহৰ আচৰণ এনে কৰে যে তেওঁ অনুভূতিহীন আৰু অশালীন  
হয়—আনকি সময়ত পশু সাদৃশ্য কাৰ্য কৰে। পৰশ্রীকাতৰতাৰ কাৰণে যোচেফৰ ককায়েক  
সকলে দাসত্বলৈ তেওঁক বিক্ৰি কৰিছিল। তেওঁৰ পিতৃয়ে যোচেফৰ অতি প্ৰেম কৰাৰ কাৰণে  
তেওঁলোকে তেওঁক ঘৃণা কৰিছিল।

তাতে পিতৰে তেওঁক (যোহন) দেখি  
যীচুক সুধিলে, হে প্ৰভু এওঁ নে কি  
হ'ব?

তাতে যীচুৰে ক'লৈ মই  
নহালৈকে তেওঁ যেন থাকে, এই ইচ্ছা  
যদি কৰো, তাতে তোমাৰ কি কাম?  
(ইয়াৰ সৈতে তোমাৰ কি কাম) তুমি  
মোৰ পাছে পাছে আহা।

যোহন ২১:২১-২২

আপোনাতকৈ বেছি সুবিধা পোৱা আপোনাৰ পৰিয়ালত যদি এনে কোনোৰা আছে, সেই ব্যক্তিক ঘণ্টা নকৰিব। ঈশ্বৰত ভৰ্যা ৰাখক! তেওঁ যি কৰিবলৈ কয় কৰক — অনুগ্রহৰ কাৰণে তেওঁক বিশ্বাস কৰক আৰু যোচেফৰ দৰে আপোনাৰ শেষ অৱস্থা হ'ব অত্যন্ত আশীৰ্বাদযুক্ত।

*Vines Expository Dictionary* ত পুৰণি আৰু নতুন নিয়ম গ্ৰীক শব্দ ব্যাখ্যা কৰে, “পৰশ্চীকাতৰতা (*envy*)” এইদৰে অনুবাদ কৰিছে “আনৰ উন্নতি চিকাৰ নকৰাৰ দ্বাৰা আনন্দলাভ নকৰা ভাব জন্মে”<sup>১</sup> দৰ্যা (*Jealousy*) Webster ৰ দ্বাৰাই ব্যাখ্যা এইদৰে “পৰশ্চীকাতৰতাৰ অনুভৱ, আশংকা বা তিক্ততা”<sup>২</sup> মই এই উক্তিটো এইদৰে অনুবাদ কৰো আপোনাৰ যি আছে সেয়া আনৰ কাৰণে হেৰোৱাৰ ভয়, আনৰ কৃতকাৰ্য্যতাত ক্ষুঁড়বোধ, পৰশ্চীকাতৰতাৰ অনুভৱৰ পৰা উদ্ধৃত হোৱা।

### তুলনা আৰু প্ৰতিযোগিতা নকৰিব

আৰু তেওঁবিলাকৰ মাজত কোনোজনক শ্ৰেষ্ঠ বুলিমনা হ'ব, সেইবিষয়ে তেওঁবিলাকৰ মাজত বাদ-বিবাদ হৈছিল।

কিন্তু তেওঁ তেওঁলোকক ক'লে, পৰজাতিৰ বজাসকলে তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁবিলাকৰ মাজত ক্ষমতা পোৱা বিলাকক উপকাৰক বোলা যায়।

কিন্তু তোমালোক তেনে নোহোৱা, তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰুজনৰ নিচিনা হওঁক আৰু যিজন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওঁক।

লুক ২২:২৪-২৬

মোৰ জীৱনৰ আগচোৱাত, দৰ্যা, পৰশ্চীকাতৰতা, আৰু তুলনাৰ সৈতে মোৰ অধিক সংগ্ৰাম হৈছিল। অসুৰক্ষিত হোৱাৰ এইটো সাধাৰণ বৈশিষ্ট হয়। যদি ব্যক্তিগত ভাবে আমাৰ সম্পত্তি আৰু ধনৰ কথাত আমি সুৰক্ষিত নহওঁ, বাস্তৱিকতে যিসকলক সফল আৰু ভালদৰে থকা যেন লাগে তেওঁলোকৰ লগত প্ৰতিযোগিতা কৰো।

মই এগৰাকী ব্যক্তি আছিলো বুলি শিকাত (মোৰ জীৱনৰ কাৰণে ঈশ্বৰৰ অসাধাৰণ, ব্যক্তিগত আচনি আছিল) দৰাচলতে ঈশ্বৰে মোক ততি মূল্যবান আৰু বহুমূলীয়া, স্বাধীনতা প্ৰদান কৰিলৈ। মই নিশ্চিত যে নিজকে (বা মোৰ মিনিষ্ট্ৰি) কোনো এজনৰ সৈতে তুলনা কৰাৰ প্ৰয়োজন নাই।

মই সদায় অনুপ্রাণিত হৈছিলো যে ইয়াত মোৰ কাৰণে আশা আছে। যেতিয়া মই যীচুৰ শিয়সকলৈ চাওঁ আৰু অনুভৱ কৰো যে মই কৰাৰ দৰে বহুতো কথাৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিছিল। লুক ২২ অধ্যায়ত আমি পাওঁ যে শিয়সকলে তেওঁলোকৰ কোন মহান বুলি তৰ্ক-বিতৰ্ক কৰিছিল। যীচুৰে উত্তৰ দি ক'লে যিজনে নিজকে সৰু কৰিবলৈ ইচ্ছা কৰে বা যিজনে দাস হ'বলৈ ইচ্ছা কৰে প্ৰকৃততে তেওঁ হে মহান। আমাৰ প্ৰভুৰে শিয় সকলক বহুতো কথা শিকাবলৈ চেষ্টা কৰি তেওঁৰ সময় মহান কাৰ্য্যত অতিবাহিত কৰিছিল। সেয়া হ'ল সাধাৰণতে পৃথিবী বা জাগতিকভাৱে আমি যিদৰে চলো তাৰ সম্পূৰ্ণ বিপৰীত হয় ঈশ্বৰৰ বাজ্যত আমাৰ জীৱন।

যীচুৰে কথাবোৰ এইদৰে শিকাইছিল, “বহুতো যিজন প্ৰথম তেওঁ শেষত হ'ব আৰু শ্ৰেষ্ঠজন প্ৰথম হ'ব” (মাৰ্ক ১০:৩১); “আশীৰ্বাদ প্ৰাপ্তজনৰ সৈতে আনন্দ কৰা” (লুক ১৫:৬৯); “তোমাৰ শক্ৰৰ কাৰণে প্ৰার্থনা কৰা আৰু যিজনে বেয়া ব্যৱহাৰ কৰে তেওঁক আশীৰ্বাদ কৰা।” (মথি ৫:৪৪)। পৃথিবীয়ে ক'লেহেঁতেন এয়া মুখ্যামী — কিন্তু যীচুৰে কয় এয়া প্ৰকৃত শক্তি।

### জাগতিক প্ৰতিযোগিতা এৰাই চলিবা

আমি ইজনে সিজনৰ খৎ তুলি আৰু ইজনে সিজনক অসুয়া কৰি অনৰ্থক দপ নকৰোহঁক।

গালাতীয়া ৫:২৬

পৃথিবীৰ নিয়ম অনুযায়ী প্ৰতিজন ব্যক্তিৰ আগত উত্তম স্থান থাকে। জনপ্ৰিয় চিন্তাধাৰাই ক'লেহেঁতেন যে শীৰ্ষস্থান পাৰলৈ আমি চেষ্টা কৰিব লাগে এইদৰে কৰাত কোনে আঘাত পাইছে সেইটো ডাঙৰ কথা নহয়। কিন্তু বাইবেলে আমাক শিকাইছে যে এনে কোনো কথা নাই প্ৰকৃত শাস্তিৰ দৰে যেতিয়ালৈকে আমি আনৰ সৈতে প্ৰতিযোগিতা কৰাৰ পৰা মুক্ত নহও।

আনকি যিটো “আনন্দৰ খেল” বুলি বিবেচিত কৰা হয়, আমি প্ৰায়ে দেখো যে সেইটো প্ৰতিযোগিতাত সোমাই পৰাত ভাৰসাম্য হেৱৱাই আৰু মানুহে তৰ্ক-বিতৰ্ক আৰু ইজনে সিজনক ঘৃণা কৰি খেল তাতেই শেষ কৰে। বৰঞ্চ সাধাৰণ ভাৱে আৰাম কৰি আৰু একেলগো ভাল সময় অতিবাহিত কৰিব পাৰে। বাস্তৱিকতে হাৰিবৰ বাবে মানৱ সমাজে খেল নেখেলে; প্ৰত্যেকজনেই তেওঁৰ উত্তমটো কৰিবলৈ যায়। কিন্তু যদিহে খেলত জয়লাভ নকৰে সেই খেল উপতোগ নকৰে, তেওঁৰ নিশ্চয় সমস্যা আছিল — হয়তো সহজে গুচাৰ নোৱাৰে। যি তেওঁৰ জীৱনৰ বহুতো দিশত বেলেগ বেলেগ সমস্যাৰ কাৰণ হয়।

আমি নিশ্চয় আমাৰ কামত ভাল কৰিব লাগে, ভাল কৰিবলৈ ইচ্ছা কৰাতো কোনো ভুল নহয় আৰু আমাৰ নিৰ্বাচিত কামলৈ আগবঢ়ি যোৱা ভুল নহয়। কিন্তু মই আপোনাক মনত বাখিবলৈ উৎসাহিত কৰো যে বিশ্বাসীৰ কাৰণে পদোন্নতি ঈশ্বৰৰ পৰা আছে, মানুহৰ পৰা নহয়। আগত থাকিবলৈ আপুনি আৰু মই জাগতিক খেল খেলাৰ প্ৰয়োজন নাই। আমি যদি তেওঁৰ পথেৰে কাম কৰি যাওঁ ঈশ্বৰে আমাক তেওঁৰ সৈতে আৰু আনৰ সৈতে অনুগ্রহ দান কৰিব। (হিতো ৩:৩-৪)

ঈর্ষা আৰু পৰশ্রীকাতৰতা নৰকৰ পৰা অহা নিৰ্য্যাতন। মই বহু বছৰ কোনো এজন ব্যক্তিক মই কৰাতকৈ ভাল কৰা দেখিলে বা মোৰ নথকা প্ৰতিভা তেওঁৰ থাকিলে ঈৰ্ষালু আৰু পৰশ্রীকাতৰ হৈ সময় কটাইছিলো। আনৰ মিনিষ্ট্ৰিৰ সৈতে গোপনে প্ৰতিযোগিতা কৰিছিলো। মোৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ আছিল যে “মোৰ” মিনিষ্ট্ৰি আনতকৈ জোখত ডাঙৰ হ'ব লাগে, মানুহৰ ভাল উপস্থিতি হ'ব লাগে, খুব উন্নতিশীল ইত্যাদি। যদি আন ব্যক্তিৰ মিনিষ্ট্ৰি যি কোনো দিশত মোৰ মিনিষ্ট্ৰিত কৈ সফল হয়, মই সেই ব্যক্তিৰ প্ৰতি সুখী হ'ব বিচাৰো কাৰণ মই জানো এয়া ঈশ্বৰৰ ইচ্ছা আৰু পথ, কিন্তু কিবা এটাই যেন মোৰ আত্মাত সেইটো হ'বলৈ নিদিয়ে। মোৰ কাৰ্য্যত নহয় কিন্তু স্বীকৃত মই জ্ঞানৰ দ্বাৰাই বৃদ্ধি পাওঁতে মই দেখিলো যে মই স্বাধীনতা প্রাপ্ত কৰিছো নিজকে তুলনা কৰি নহয় বা আন কাৰোবাৰ সৈতে কিবা কৰিও নহয়। ঈশ্বৰত ভৱষা কৰিবলৈ যিমানেই মই শিকিলো, এই ঠাইবোৰত সিমানেই স্বাধীনতা উপভোগ কৰিলো। মই শিকিলো যে মোৰ স্বৰ্গীয় পিতৃয়ে মোক প্ৰেম কৰে আৰু মোৰ কাৰণে যি উত্তম তাকে কৰে।

ঈশ্বৰে আপোনাৰ আৰু মোৰ কাৰণে যি কৰিছে হয়তো আনৰ কাৰণে নকৰিবও পাৰে, কিন্তু যীচুৱে পিতৃক কি কৈছিল আমি মনত বথা উচিত, “আনৰ কাৰণে যি কৰিবলৈ বাচনি কৰিছা সেই বিষয়ে চিন্তা নকৰিবা — তুমি মোক অনুসৰণ কৰা !”

এবাৰ মোৰ এগৰাকী বন্ধুৱে ঈশ্বৰৰ পৰা অহা উপহাৰস্বৰূপে মোক এটা উপহাৰ দিলৈ সেই কথা বিশ্বাস কৰিব কাৰণে মোক দীঘলীয়া সময় লাগিছিল। এতিয়া সেই বন্ধুগৰাকী মোৰ দৰে ‘আত্মিক’ বুলি নাভাৰো, ঈশ্বৰে তেওঁৰ কাৰণে কি কৰিলে মোৰ সৈতে আলোচনা কৰিবলৈ যেতিয়া উত্তেজিত হৈ মোৰ সন্মুখৰ দুৱাৰলৈ আহিছিল মই খুব ঈৰ্ষালু আৰু পৰশ্রীকাতৰ হৈছিলো। অৱশ্যে তাইৰ আগত মই সুখী বুলি ভাও জুৰিলো, কিন্তু মোৰ অস্তৰত নহয়।

তাই যেতিয়া গ'ল, মোৰ পৰা সেই মনোভাৰ আঁতৰি গ'ল যিটো কেতিয়াও মোৰ মনত থাকিব বুলি ভবা নাছিলো। তাইৰ ওপৰত ঈশ্বৰ আৰ্শীবাদ থকাত মই প্ৰকৃততে বিৰক্ত হৈছিলো কাৰণ তাই তাৰ বাবে যোগ্য বুলি মই নাভাৰো। যিয়েই নহওক মই ঘৰত থাকিলো, উপবাসত থাকিলো, প্ৰার্থনা কৰিলো যেতিয়া তাই বন্ধুৰ লগত ঘূৰি ফুৰিছিল আৰু ভাল সময়

কটাইছিল। আপুনি চাওঁক, মই “ফৰাচী” আছিলো, মই ধার্মিক বুলি ভেম দেখুওৱা ব্যক্তি আছিলো আৰু আনকি এই কথাটো মই জনা নাছিলো।

ঈশ্বৰে প্ৰায়ে সভাবোৰ ব্যৱস্থা কৰিছিল, এনেদেৱে কৰিছিল যে আমি নিজে বাছি ল'ব নোৱাৰিলোহেতেন কাৰণ আমাক প্ৰকৃততে কি প্ৰয়োজন তেওঁ জানে। মোৰ বেয়া মনোভাব ত্যাগ কৰাতকৈও বেছি প্ৰয়োজন আছিল।

যি আছে তাক বিশ্বাস কৰা। এইটো ঈশ্বৰৰ কাৰণে গুৰুত্বপূৰ্ণ কথা আমাৰ পৰিস্থিতিবোৰ এনে অৱস্থাত থাকে সৰ্বশেষত আমি আমাৰ নিজৰেই সন্মুখীন হুম। আনহাতে, আমি কেতিয়াও স্বাধীনতাৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰিম।

যিমান দিনলৈকে শক্তি আমাৰ আঘাত লুকাব পাৰে, আমাৰ ওপৰত তাৰ সদায়ে কিছু পৰিমাণে নিয়ন্ত্ৰণ থাকে। আমি যদি নিজকে ঈশ্বৰৰ হাতত দিও আৰু তেওঁ যি কৰিবলৈ ইচ্ছা কৰে সোনাকালে কৰিবলৈ মঞ্জৰি দিও, কিন্তু যেতিয়া ঈশ্বৰে তাক উন্মুক্ত কৰে, আমি আমাৰ স্বাধীনতাৰ পথত।

আচলতে, ঈশ্বৰৰ মোৰ জীৱনৰ প্ৰতি ইতিমধ্যে উদ্দেশ্য আছে তেওঁ মোক মিনিষ্ট্ৰিৰ ওপৰত গৰাকী পাতিলৈ যিটো বেছ ডাঙৰ আৰু য'ত কোটি কোটি মানুহে অঁনাতাৰ, দূৰদৰ্শন, চেমিনাৰ, কিতাপ আৰু টেপৰ যোগে দি আশীৰ্বাদ লাভ কৰিছে। তেওঁ মোক সম্পূৰ্ণতালৈ নানিলেহেতেন, কিন্তু তাৰবাৰে তেওঁত মই কিমান ‘বৃদ্ধি পাইছো’।

### নতুন মনোভাব গঢ়া

হে প্ৰিয়, তোমাৰ জীৱাঞ্চা যেন কুশল-প্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে তোমাৰ কুশল আৰু স্বাস্থ্য হওঁক এই মোৰ প্ৰাৰ্থনা।

৩ মোহন ২

এই বাক্য সাৱধানে বিবেচনা কৰক। আমি আশীৰ্বাদ পাবলৈ ইচ্ছা কৰাতকৈও আমাক আশীৰ্বাদ কৰিবলৈ ঈশ্বৰৰ ইচ্ছা তাতকৈও বেছি। কিন্তু তেওঁ আমাক যথেষ্ট প্ৰেম কৰে আমাৰ সক্ষমতাৰ বাহিৰত আমাক আশীৰ্বাদ নকৰে সঠিক ভাবে তেওঁ দিয়া আশীৰ্বাদবোৰ ব্যৱহাৰ কৰিবলৈ আৰু অবিবাম ভাবে তেওঁৰ গৌৰৰ কৰিবলৈ।

ঈৰ্যা, পৰশ্চৰীকাতৰ আৰু আনৰ লগত নিজক তোলনা কৰা শিশুৰ চৰিত্ৰ। ই সম্পূৰ্ণভাৱে মাংসিক আৰু আত্মিক বিষয়ত ইয়াৰ একো নাই। কিন্তু উদ্দেশ্যবিহীন ভাবে জীয়াই থকা প্ৰধান কাৰণ হয়।

এই বিষয়ত আপোনাৰ চিন্তাৰ বুজ লওক। যেতিয়া আপোনাৰ মনত ভুল চিন্তাৰ নমুনাবোৰ প্ৰবাসিত হ'বলৈ আৰস্ত কৰে, আপুনি নিজৰ ভিতৰতেই কথা পাতক। নিজকে কওঁক, “আৰ প্ৰতিহিংসাই মোক কি ভাল কৰিব ? ই মোক আশীৰ্বাদ নিদিয়ে। আমাৰ প্ৰত্যেকৰ কাৰণে ঈশ্বৰৰ আঁচনি আছে, আৰু মোৰ কাৰণে উত্তম কাম কৰিবলৈ মই তেওঁক বিশ্বাস কৰি যাম। আন মানুহৰ কাৰণে তেওঁ যি বাচি লয় ইয়াত মোৰ একো কৰিব লগা নাই।” তাৰ পাচত ইচ্ছাপূৰ্বক আৰু উদ্দেশ্য লৈ তেওঁলোক অধিক আশীৰ্বাদযুক্ত হ'বৰ কাৰণে প্ৰাৰ্থনা কৰক।

আপোনাৰ অনুভূতিৰ বিষয়ে ঈশ্বৰৰ সৈতে সত্যবাদী হ'বলৈ ভয় নকৰিব। যি হ'লৈও আপুনি কি ভাবে তেওঁ জানে, সেয়ে হয়তো এই বিষয়ে তেওঁৰ লগত কথা পাতক।

এই কথা মই প্ৰভুক এইদৰে কৈছোঁ : “প্ৰভু মই প্ৰাৰ্থনা কৰো — আৰু অধিক আশীৰ্বাদ পাৰলৈ। তেওঁৰ যেন উন্নতি হয়, সকলো দিশতে আশীৰ্বাদ প্ৰাপ্ত হ'বলৈ। প্ৰভু, মই বিশ্বাসত এই প্ৰাৰ্থন কৰিছোঁ। মোৰ আঘাত, মই তাইৰ প্ৰতি দৰ্যা আৰু তলখাপৰ অনুভূত কৰো, মই ভাল পাও বা নাপাও কিন্তু আপোনাৰ পথেৰে কৰিবলৈ বাচি লয়।”

অলপতে মই কোনোবাই কোৱা শুনিছিলো যে কিমান ভাল কৰিব পাৰো সেইটো নহয়, কিন্তু ভাল কাম কৰিব পৰা ব্যক্তি সদায় ওলায়। এই উক্তিয়ে মোৰ ওপৰত প্ৰভাৱ পেলাইছে কাৰণ এইটো সত্য বুলি মই জানো। এইটো যদি সত্য হয়, তেন্তে সকলোৰে আগত হ'বলৈ আমি গোটেই জীৱন কষ্ট কৰাৰ উদ্দেশ্য কি ? যেতিয়াই আমি প্ৰথম হৈ যাওঁ আমাৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ কোনোবা ওলাব, এটা সময়ত এগৰাকী ব্যক্তি ওলাব যি আমি কৰিব পৰা কামতকে অলপ ভাল কৰিব।

খেলৰ কথা ভাবক, এজন খেলুৱেয়ে কিমান স্থান অধিকাৰ কৰিছে সেইটো একো নহয়, শেষত আন এজন খেলুৱে আহিব আৰু চেৰ পেলাব। আনন্দ উপভোগ কৰা খেল পথাৰৰ বিষয়ে কি ? বৰ্তমানৰ তাৰকা কিছু সময়ৰ কাৰণে উচ্চস্থানত থাকে আৰু কোনোবা এজন আহি তেওঁৰ স্থান লয়। আমি সদায় আনতকে আগত থাকিবলৈ কষ্ট কৰাটো কি সাংঘাটিক প্ৰৱৰ্ধনা, চিন্তা কৰক — তাৰ পাচত সেই স্থানত থাকিবলৈ যুঁজ কৰক।

ঈশ্বৰে বহু সময় পুৰোই মনত বাখিবলৈ কৈছিল যে “পঞ্জীয়া তৰা” সোনকালে উঠে আৰু বহুতো মনোযোগ পাই, কিন্তু সাধাৰণতে অলপ সময়ৰ কাৰণে থাকে। বেছিভাগ সময়ত সিহঁত তৎক্ষণাত পৰি যায় উঠাৰ দৰেই। তেওঁ মোক কয় যে দীঘলীয়া সময় থকাটো বেছি ভাল — তাত লাগি থকাটো মোৰ শ্ৰেষ্ঠ সামৰ্থ অনুযায়ী তেওঁ কোৱাৰ দৰে মই কৰো। মোৰ আত্মসম্মানৰ তেওঁ যত ল'ব বুলি সুনিশ্চিত কৰে। মই সিদ্ধান্ত ল'লো যে তেওঁ মোক যিয়েই কৰিবলৈ কয় মোৰ বাবে সেয়ে সঠিক। কিয় ? কাৰণ তেওঁ জানে মই কামটো কৰাতকৈ ভালদৰে তাক ব্যৱহাৰ কৰিব পাৰো।

সম্ভবত আপোনার মানসিক ভাবিব নোরাবা দুর্গ বহু সময়ের পরা এই বিষয়ত আছে। প্রতিবাবে আপুনি কোনোবা এজনব সন্মুখীন হওঁতে যিজন আপোনার অলপ আগত আছে বুলি ভাব হয়, আপোনার দীর্ঘালু ভাব হয়, পৰশ্চীকাতৰতা বা সেই ব্যক্তিৰ সৈতে প্রতিযোগিতাত সোমোৱাৰ ইচ্ছা হয়। যদি সেয়ে হয়, মই আপোনাক নতুন মনোভাব আনিবলৈ অনুপ্রাণিত কৰো।

আনৰ কাৰণে আনন্দিত হ'বলৈ আপোনৰ মন স্থিৰ কৰক আৰু আপুনি নিজে ঈশ্বৰত ভৱষা কৰক। ইয়াৰ বাবে অলপ সময় আৰু অধ্যৱসায়ৰ প্ৰয়োজন, কিন্তু যেতিয়া পুৰণি মানসিক দুর্গ ভাঙি পৰে আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই প্রতিস্থাপন হয়, আপুনি জনবস্তিহীন ঠাইৰ পৰা বাহিৰলৈ ওলোৱাৰ পথত আৰু প্রতিজ্ঞাৰ দেশলৈ যোৱাৰ পথত।



অধ্যায়

২৫

“মই মোৰ ইচ্ছামতে কৰিম, বা নকৰোৱেই।”

নিষ্ঠল চেষ্টা কৰা মনোভাব # ১০

---

---



# “মই মোৰ ইচ্ছামতে কৰিম, বা নকৰোৱেই।”

## অধ্যায় নিষ্ঠল কার্য কৰা মনোভাব # ১০

২৫

জনবসতি হীন ঠাই ত থকা বছৰবোৰত ইন্দ্ৰায়েলীসকলে গোৱাৰ আৰু বিদ্ৰোহী স্বভাৱ প্ৰদৰ্শন কৰিছিল। নিৰ্ভুল ভাৱে যাৰ কাৰণে তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হ'ল। ঈশ্বৰে যি কৰিবলৈ কৈছিল সেয়া নকৰিলে। সমস্যাৰ পৰা উলিয়াই আনিবলৈ ঈশ্বৰৰ ওচৰত তেওঁলোকে কন্দিলে, যেতিয়া তেওঁলোক বিশৃঙ্খলাতাৰ মাজত পৰিছিল। যেতিয়ালৈকে পৰিস্থিতি উন্নত হোৱা নাছিল, ঈশ্বৰৰ নিৰ্দেশ বাধ্যতাৰে পালন কৰিছিল। তাৰ পাচত বাৰে বাৰে তেওঁলোক বিদ্ৰোহী হৈ উঠিছিল।

এই একেই কালচক্র পুনৰবাৰ কৰিছিল আৰু পুৰণি নিয়মত বহুবাৰ লিপিবদ্ধ হৈছে যে সেয়া বিশ্বাসযোগ্য যেন নহয়। আৰু তথাপিও, আমি যদি জ্ঞানত নচলো, একে কামকে কৰি আমাৰ জীৱন অতিবাহিত কৰিম।

মই অনুমান কৰো আমাৰ কিছুমান স্বভাৱ অনুযায়ী অলপ কিছু আনতকৈ গোৱাৰ আৰু বিদ্ৰোহী হয়। তাৰ পাছত অৱশ্যে আমি নিশ্চয় আমাৰ উৎস বিবেচনা কৰিম আৰু আমি কেনেকৈ জীৱনটো আৰম্ভ কৰিম, কাৰণ এইবোৱে আমাৰ ওপৰত প্ৰভাৱ পেলায়।

শক্তিশালী ব্যক্তিত্বে মোৰ জন্ম হৈছিল আৰু সন্তুষ্টতাঃ যি নহওক কিয় “নিজৰ ইচ্ছাবে কৰিবলৈ” চেষ্টা কৰি বহু বছৰ অতিবাহিত কৰিছিলো। কিন্তু অতিবাহিত কৰা সময়বোৰ অপব্যৱহাৰ আৰু নিয়ন্ত্ৰণাধীন ইতিমধ্যে শক্তিশালী ব্যক্তিত্বৰ লগত যোগ হৈ দুয়োটা একেলগ হৈ মোৰ মনৰ অৱস্থা গঢ়ি উঠিছিল সেয়ে মই কি কৰিম কোনেও কৰ লগা নহৈছিল।

প্ৰত্যক্ষভাৱে মোক ব্যৱহাৰ কৰাৰ পূৰ্বে ঈশ্বৰে এই বেয়া মনোভাবৰ সৈতে কাৰ্য কৰিব লগা হৈছিল।

সিবিলাকে যেন ঈশ্বৰত ভৰসা কৰি তেওঁৰ কাৰ্যবোৰ নাপাহৰে, কিন্তু তেওঁ আজ্ঞাবোৰ পালন কৰে, নিজ পিতৃবিলাকৰ নিচিনা অবাধ্য আৰু বিদ্ৰোহী বংশ, ঈশ্বৰলৈ মনস্থিৰ নকৰা, আৰু প্রাণেৰে ঈশ্বৰত বিশ্বাস নকৰা বংশ যেন নহয় এই নিমিত্তে তেওঁ আমাৰ পিতৃবিলাকৰ নিজ নিজ সন্তান বিলাকৰ আগত সেই বিধি আৰু ব্যৱস্থা জনাবলৈ আজ্ঞা কৰিলো।

গীতমালা ৭৮:৭-৮

ঈশ্বৰে দাৰী কৰিলে যে আমি আমাৰ নিজৰ পদ্ধতি এৰিবলৈ শিকিব লাগে আৰু তেওঁৰ হাতত ভাঁজ দিব পৰা আৰু সৈমান হ'ব পৰা হ'ব লাগে। যেতিয়ালৈকে আমি গোৱাৰ আৰু বিদ্রোহী হৈ থাকো তেওঁ আমাক ব্যৱহাৰ নকৰে।

মই “গোৱাৰ” শব্দটো আঁকোৰগোজ, ব্যৱহাৰ কৰিবলৈ বা কাম কৰিবলৈ অসুবিধাজনক যেন ব্যাখ্যা কৰো, “বিদ্রোহী” নিয়ন্ত্ৰক প্রতিৰোধ কৰা, শুধৰোৱাক প্রতিৰোধ কৰা, নিয়ম নমনা, সাধাৰণ নিয়ম ৰেখা মানিবলৈ অমান্তি হোৱা। এই দুটা বৰ্ণনাই মোক ব্যাখ্যা কৰে, মই যি দৰে আছিলো !

মোৰ জীৱনৰ সৰু কালছোৱাত মই অপব্যৱহাৰ যন্ত্ৰণাৰ কাৰণে অধিকাৰীৰ প্রতি মোৰ বৰ্ষতো ভাৰসাম্য নথকা মনোভাৰ আছিল। কিন্তু এই কিতাপৰ আগতাগত বৰ্ণনা কৰাৰ দৰে বিদ্রোহীৰ কৰলত থাকি বা আন কোনো কথা ক্ষমা ভিক্ষা কৰাৰ বাবে মই মোৰ অতীতক অনুমতি দিব পৰা নাছিলো। জয়যুক্ত জীৱনে শীঘ্ৰে, ঈশ্বৰলৈ প্ৰকৃত বাধ্যতা দাবী কৰে। আমি আমাৰ সক্ষমতা আৰু ইচ্ছা শক্তিত ডাওৰ হওঁ আমাৰ ইচ্ছা একায়ৰীয়াকৈ ৰাখি আৰু তেওঁৰ ইচ্ছাত কৰিবলৈ। ই গুৰুত্বপূৰ্ণ সেয়ে আমি এই বিষয়ত উল্লতি কৰি যাব লাগিব।

আমি মালভূমিলৈ (*Plateau*) গৈ যদি “যিমানথিনি যাব খুজিছো সিমানথিনি গ’লো” বুলি ভাৰো সেয়া যথেষ্ট নহয়। সকলো কথাতে আমি বাথ্য হ'ব লাগে প্ৰভূলৈ কোনো কথা ধৰিনাৰায়ি বা আমাৰ জীৱনৰ কোনো এখন দুৱাৰ বন্ধ কৰি ৰাখিবনালাগে। আমাৰ সকলোৰে “বিশেষ” ক্ষেত্ৰ থাকে সেয়ে আমি যিমান দিনলৈ সন্তুষ্টি ধৰি ৰাখো, কিন্তু মই আপোনাক মনত ৰাখিবলৈ অনুপ্রাণিত কৰো, যে — অলগ খমিৰে গোটেই পিঠাগুড়ি ফুলাই তোলে।  
(১ কৰি ৫:৬)

### ঈশ্বৰে বাধ্যতা বিচাৰে, বলিদান নহয়

তাতে চমুৰেলে ক’লে, যিহোৱাৰ বাক্য পালন কৰাত যেনেকৈ তেওঁ সন্তোষ পায় তেনেকৈ হোম বলিদানত জানো তেওঁ সন্তোষ পায়? চোৱা বলিদানতকৈ আজ্ঞা-পালন উত্তম আৰু মেৰৰ তেলেতকৈ বাক্যলৈ কাণ দিয়া উত্তম।

কিয়নো বিদ্রোহ আচৰণ কৰা, মঙ্গলতিৰ পাপৰ তুল্য; আৰু আৱশ হোৱা, দেৱপূজা কৰা আৰু গৃহ-দেৱতা মনাৰ সমান। তুমি যিহোৱাৰ বাক্য অগ্রাহ্য কৰিলা। তেৱঁোঁ তোমাক অগ্রাহ্য কৰি ৰজাৰাবৰ পৰা গুচালে।

চৌলৰ জীৱনলৈ চালে আমাক স্পষ্টভাৱে দেখুৱাই যে তেওঁক বজা হ'বলৈ সুবিধা দিয়া হৈছিল। তেওঁ সেই পদ বেছিদিন বক্ষণাবেক্ষণ কৰিব নোৱাৰিলৈ, তেওঁৰ বিদ্রোহী আৰু গোৱাৰ স্বভাৱৰ কাৰণে। কাৰ্য্যৰ বিষয়ে তেওঁৰ নিজৰ চিন্তাধাৰা আছিল।

এবাৰ চৌলক যি কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল নকৰাৰ কাৰণে ভাৱবাদী চমুৱলে যোতিয়া শুধৰাইছিল তেতিয়া চৌলে উন্নৰ দিলে “মই ভাবিম”। তাৰ পাচত নিজৰ ভাৱ প্ৰকাশ কৰিব ধৰিলৈ কি দৰে কামবোৰ কৰিব লাগে তেওঁ চিন্তা কৰে, (১ চমুৱল ১০:৬-৮, ১৩:৮-১৪) বজা চৌলক চমুৱলে উন্নৰ দিলে যে ঈশ্বৰে বাধ্য হোৱাটো ইচ্ছা কৰে, বলিদান নহয়।

প্ৰায়ে আমি ঈশ্বৰে যি কৰিবলৈ কয় কৰিব নিবিচাৰো, তাৰ পাচত আমাৰ অবাধ্যতা ক্ষতিপূৰণ কৰিবলৈ আমি বেলেগ কিবা কৰিবলৈ চেষ্টা কৰো।

কিমান ঈশ্বৰৰ সন্তানৰ পৰাজয় হয় “জীৱনত বজাৰ দৰে বাজত্ব কৰিবলৈ” (ৰোমীয়া ৫:১৭; প্ৰকাশিত বাক্য ১:৬) তেওঁলোকৰ গোৱাৰ আৰু বিদ্রোহী স্বভাৱৰ কাৰণে?

উপদেশক কিতাপৰ পাতনিত *Amplified Bible* এইদৰে কৈছে : “এই কিতাপৰ উদ্দেশ্য হৈছে সম্পূৰ্ণ জীৱনটো অনুসন্ধান কৰা আৰু শেষত বিশ্লেষণ কৰি শিকাইছে যে সঠিক সন্মান আৰু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা নোহোৱাকৈ জীৱনটো আৰ্থহীন।”

বাধ্য নোহোৱাকৈ, সঠিক সন্মান আৰু শ্ৰদ্ধা যে নাই আমি নিশ্চয় বুজিব লাগিব। আজি কালি বহুতো সন্তানৰ পিতৃ মাতৃৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা নোহোৱা কাৰণে বিদ্রোহ আচৰণ কৰে। এয়া সাধাৰণতে পিতৃ-মাতৃৰ ভুল হয় কাৰণ তেওঁলোকে সন্তানৰ আগত সন্মান আৰু শ্ৰদ্ধা জাগ্রত কৰা জীৱন অতিবাহিত নকৰে।

বহুতো পঞ্চিতে উপদেশক কিতাপখন বজা চলোমনে লিখা বুলি সমৰ্থন কৰে, যাক আন মানুহতকৈ ঈশ্বৰে অধিক জ্ঞান দান কৰিছিল। যদি চলোমন ইমানেই জ্ঞানী আছিল, তেওঁ জীৱনত কেনেকৈ ইমান দুখ লগা ভুলবোৰ কৰিছিল? উন্নৰটো সহজ হয়, কিবা থকাটো আৰু তাক ব্যৱহাৰ নকৰাটো সন্তোষ হয়। আমাৰ ঈশ্বৰৰ মন আছে, কিন্তু আমি সদাই ইয়াক ব্যৱহাৰ কৰোনে? যীচুৰে ঈশ্বৰৰ পৰা আমালৈ জ্ঞান দান কৰে, কিন্তু আমি সদাই জ্ঞান ব্যৱহাৰ কৰোনে?

চলোমনে নিজৰ পথেৰে যাৰ বিচাৰিছিলে আৰু নিজৰ কামবোৰ কৰিছিলে। তেওঁ এটাৰ পাচত আনটো কাম কৰিবলৈ চেষ্টা কৰি জীৱনৰ সময়বোৰ পাৰ কৰিছিল। টকাৰে কিনিব পৰা যিকোনো কথা আৰু সকলো কথা তেওঁৰ আছিল — পৃথিৱীৰ সকলো উন্নত সুখ আৰু তথাপি কিতাপৰ শেষত তেওঁ এইদৰে কৈছিল :

আহা, আমি সকলোতে মাৰ কথা শুনো। ঈশ্বৰলৈ ভয় বাখা, [তেওঁক শ্ৰদ্ধা আৰু  
প্ৰশংসা কৰা, তেওঁৰে যে হয় জানি] আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা [সম্পূর্ণ  
তেওঁৰ সৃষ্টিৰ মৌলিক উদ্দেশ্য ঈশ্বৰৰ বিধানৰ বিষয়, চৰিত্ৰ উৎস, আনন্দৰ সকলো  
বুনিয়াদ, সকলো সমিল-মিল নথকা পৰিস্থিতিত খাপ খোৱা আৰু সূৰ্যৰ তলৰ  
সকলো অৱস্থা] কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম।

উপদেশক ১২:১৩

এই বাক্যৰ পৰা মই কি পাইছো মোৰ নিজৰ কথাত ক'বলৈ দিয়কঃ

মানুহৰ সৃষ্টিৰ সকলো উদ্দেশ্য হ'ল যে তেওঁ বাধ্যতাৰে ঈশ্বৰক শ্ৰদ্ধা আৰু প্ৰশংসা কৰা।  
বাধ্যতাৰ ভিত্তিত নিশ্চয় সকলোবোৰ গ্ৰিষ্মৰীয় চৰিত্ৰ হ'ব লাগিব — এয়ে সকলো আনন্দৰ  
মূল। ঈশ্বৰৰ বাধ্য নোহোৱাকৈ কোনো কেতিয়াও প্ৰকৃততে সুখী হ'ব পৰা নাই। আমাৰ  
জীৱনত যিকোনো বিশৃঙ্খলতা বাধ্যতাৰ দ্বাৰাই বিচাৰলৈ অনা হয়। বাধ্যতাই হ'ল মানুহৰ  
সকলো কৰ্তব্য।

মই বিবেচনা কৰা অনুযায়ী, এয়া এটা ভয়লগা বাক্য, আৰু আপোনাক নিজে পঢ়ি যাবলৈ  
উৎসাহিত কৰো।

### বাধ্য আৰু অবাধ্যতা দুটাৰে গুৰুত্ব আছে

কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘণৰ দ্বাৰাই যেনেকৈ অনেকক পানী কৰা হ'ল,  
তেনেকৈ এজনৰ আজ্ঞা-পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব।

বোমীয়া ৫:১৯

বাধ্য হোৱা বা নোহোৱা আমাৰ নিৰ্বাচনে কেৱল আমাকেই প্ৰভাৱিত নকৰে, কিন্তু আন  
বহুতকে কৰে। মাত্ৰ চিন্তা কৰকঃ যদি ইন্দ্ৰায়েলীসকলে তৎক্ষণাত ঈশ্বৰক মানিলৈ হয়,  
তেওঁলোকৰ জীৱন কিমান মহৎ হ'লহেতেন। তেওঁলোকৰ বহুত আৰু তেওঁলোকৰ সন্তানৰ  
জনসতি ঠাইতে মৃত্যু হৈছিল কাৰণ তেওঁলোকে ঈশ্বৰৰ পথত বশ্যতা স্বীকাৰ কৰা নাছিল।  
তেওঁলোকৰ সিদ্ধান্তৰ কাৰণে তেওঁলোকৰ সন্তানসকল প্ৰভাৱিত হৈছিল, আৰু সেয়ে আমাৰো।

অলপতে মোৰ ডাঙৰ ল'বাই কয়, “মা মই আপোনাক কিবা ক'বলগা আছে আৰু মই  
হয়তো কান্দিম, কিন্তু মোৰ কথা শুনিব লাগিব।” তাৰ পাচত তেওঁ কৈ গ'ল “মই আপোনাৰ  
আৰু পিতৃৰ বিষয়ে ভাৰিছিলো বছৰ ধৰি এই মিনিষ্ট্ৰিত কি দৰে আছিল আৰু কেনেকৈ

আপোনাৰ কাৰণে সদাই সহজ নাছিল। মা, মই অনুভৱ কৰো যে আপুনি আৰু পিতৃয়ে কথাবোৰৰ মাজেৰে কিন্দৰে কাম কৰিছিল কোনেও নাজানিছিল, আৰু মই আপুনি জনাটো বিচাৰো যে এই ৰাতিপুৱা ঈশ্বৰে মোক সজাগ কৰিলে যে আপোনাৰ বাধ্যতাৰ পৰা মই আচৰিত ধৰণে উপকৃত হৈছো আৰু মই এইটো প্ৰশংসা কৰো।”

তেওঁ যি কৈছিল সেইটো মোৰ কাৰণে বহুত আছিল, আৰু ই মোক ৰোমীয়া ৫:১৯ পদ মনত পেলায়।

আপোনাৰ ঈশ্বৰৰ প্রতি বাধ্য হোৱা সিদ্ধান্তই আন বহুতো মানুহক প্ৰভাৱিত কৰে আৰু যেতিয়া আপুনি ঈশ্বৰৰ প্রতি অবাধ্য হ'বলৈ সিদ্ধান্ত লয়, সেই কথাইও আনক প্ৰভাৱিত কৰে। আপুনি হয়তো ঈশ্বৰৰ অবাধ্য আৰু উদ্দেশ্যবিহীন ঠাইত থাকিবলৈ নিৰ্বাচন কৰিছে, কিন্তু অনুগ্রহ কৰি মনত ৰাখক যে আপোনাৰ এতিয়া বা আগলৈ ল'ৰা-ছোৱালী থাকিব। আপোনাৰ সিদ্ধান্তই আপোনাৰ সৈতে তেওঁলোককো উদ্দেশ্যবিহীন ঠাইত ৰাখিব। যেতিয়া তেওঁলোক ডাঙৰ হ'ব তেওঁলোকে হয়তো তাৰ পৰা ওলাবলৈ পৰিচালনা কৰিব, কিন্তু মই আপোনাক দৃঢ়কৈ ক'ব পাৰো আপোনাৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে মূল্য দিব লাগিব।

আপোনাৰ অতীতত কোনোৰা যদি ঈশ্বৰৰ বাধ্য আছিল এতিয়া আপোনাৰ জীৱনটো হয়তো ভাল অৱস্থাত।

বাধ্যতা দূৰৈৰ চুকি পোৱা কথা হয়; ই নৰকৰ গেইটৰ ওচৰ আৰু স্বৰ্গৰ খিৰিকি খুলি দিয়ে।

মই বাধ্যতাৰ ওপৰত এখন সম্পূৰ্ণ কিতাপ লিখিব পাৰো, কিন্তু এতিয়াৰ কাৰণে মই সাধাৰণভাৱে আঙুলিয়াব খুজিছো যে অবাধ্যতাৰ জীৱন ভুল চিন্তাৰ ফল হয়।

### সকলো ভাৰ-চিন্তা ঈশ্বৰৰ বন্দিৰলৈ আনক

কিয়নো আমাৰ যুদ্ধৰ অন্তৰ্শন্ত্ৰ মাংসিক নহয় [তেজ আৰু মাংসৰ অন্ত] কিন্তু দুঃখ ভাঙিবলৈকো ঈশ্বৰৰ আগত বলৱান। [আমি যিমান পাৰো] আমি মনৰ তর্ক-বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উথাপিত হোৱা ওখ বিষয় সকলোকে ভাঙি পেলাই, সকলো কল্পনাক বন্দী কৰি, শ্বেষীটৰ আজ্ঞাধীন কৰিছো। (... অভিধিকৃত জন)

২ কৰিষ্টীয়া ১০:৪-৫

আমাৰ ভাৰ-চিন্তাবোৰে, প্ৰায়ে আমাক সমস্যাৰ মাজলৈ লৈ যায়।

যিচ্যায়া ৫৫:৮ পদত ঈশ্বৰে কৈছেঃ মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয় আৰু তোমালোকৰ পথ ও মোৰ পথ একে নহয়।

আপুনি আৰু মই হয়তো কি ভাৰো সেইটো নহয়, ঈশ্বৰে তেওঁৰ ভাববোৰ আমাৰ কাৰণে তেওঁৰ কিতাপ যাক বাইলেন বোলা হয় লিখি হৈছে। ঈশ্বৰৰ বাক্যৰ পোহৰত আমাৰ ভাববোৰ নিশ্চয় পৰীক্ষা কৰিবলৈ বাচিব লাগে, আমাৰ ভাববোৰ সদাই তেওঁৰ ভাবত স্থীকাৰ কৰিবলৈ ইচ্ছা কৰিব লাগে, তেৰেঁই যে উত্তম জানিবলৈ।

২ কৰিছীয়া ১০:৪-৫ পদত এই বিষয়ে প্ৰকৃততে দেখুৱাইছে। আমাৰ মনত কি আছে পৰীক্ষা কৰক। যদি এইএটা ঈশ্বৰৰ ভাবৰ সৈতে সন্মত নহয়, তেতিয়াহ'লৈ আপোনাৰ নিজৰ ভাব দূৰ কৰক আৰু তেওঁৰ ভাবত ভাবক।

মানুহে নিজৰ মনৰ অহঙ্কাৰত জীয়াই থাকিলে কেৰল নিজৰেই ধৰংস নকৰে, কিন্তু তেওঁলোকৰ চাৰিওফালে থকা আন ব্যক্তিসকললৈকো ধৰংস কঢ়িয়াই আনে।

মনেই যুদ্ধক্ষেত্ৰ হয়!

মনৰ এই পৰিস্থিতিত যি যুদ্ধ চয়তানে কৰিছে আপুনি হয়তো জিকিব বা হাৰিব। এয়া মোৰ আন্তৰিক প্ৰার্থনা যে এই কিতাপে আপোনাৰ কল্পনা আৰু সকলো সৰু ডাঙৰ ঈশ্বৰৰ জ্ঞানৰ বিৰুদ্ধে প্ৰশংসা কৰা কথা দূৰ কৰিবলৈ সহায় কৰিব। সকলো ভাব বন্দিত্ব আনি যীচু খীষ্টৰ বাধ্যতাত।

# Notes

## *Chapter 7*

1. W. E. Vine, Merrill Unger, and William White Jr., eds., *Vine's Expository Dictionary of Biblical Words* (Nashville: Thomas Nelson, 1985), 662.
2. James Strong, *Strong's New Exhaustive Concordance of the Bible* (Nashville: Thomas Nelson, 1984), “Greek Dictionary of the New Testament,” 24.
3. *Webster's II New Riverside University Dictionary*, s.v. “meditate.”
4. Vine, Unger, and White, *Vine's Expository Dictionary of Biblical Words*, 400.

## *Chapter 9*

1. *Webster's II New Riverside University Dictionary*, s.v. “reason.”
2. *Ibid.*, s.v. “wonder.”

## *Chapter 11*

1. W. E. Vine, *Vine's Expository Dictionary of Old and New Testament Words* (Old Tappan, NJ: Fleming H. Revell, 1981), Vol. A. A-Dys, 335.
2. *Ibid.*, Vol. 4: Set-Z, 165.

## *Chapter 12*

1. *Webster's II New Riverside Dictionary*, s.v. “worry.”
2. *Random House Dictionary*, s.v. “worry.”

## *Chapter 13*

1. Vine, *Vine's Expository Dictionary of Old and New Testament Words*, Vol. 2: E-Li, 281.
2. *Ibid.*, 280.

**Chapter 15**

1. Webster's II New Riverside University Dictionary, s.v. "depress."
2. Ibid., s.v. "depressed."
3. Vine, *Vine's Expository Dictionary of Old and New Testament Words*, Vol. 2: E-li, 60.
4. Ibid., Vol. 3: Lo-Ser, 55.
5. Strong, *Strong's New Exhaustive Concordance of the Bible*, "Hebrew and Chaldee Dictionary," 32.

**Chapter 23**

1. Webster's II New Riverside Dictionary, s.v. "reproach."

**Chapter 24**

1. Vine, *Vine's Expository Dictionary of Old and New Testament Words*, Vol. 2: E-Li, 37.
2. Webster's II New Riverside University Dictionary, s.v. "jealousy."

## Bibliography

Strong, James. *Strong's new Exhaustive Concordance of the Bible*. Nashville : Thomas Nelson, 1984.

Vine, W. E.; Unger, Merrill; White, William, Jr., eds, *Vine's Expository Dictionary of Biblical Words*. Nashville : Thomas Nelson, 1985.

Vine, W. E. *Vine's Expository Dictionary of Old and New testament Words*. Old Tappan, NJ : Fleming H. Revell, 1981.

*Webster's II New Riverside University Dictionary*. Boston : Houghton Mifflin Company, 1984.



## লিখকৰ বিষয়ে

১৯৭৬ চনৰ পৰা জয়চ মেয়াৰে ঈশ্বৰৰ বাক্যৰ শিক্ষা দিছে আৰু ১৯৮০ চনৰ পৰা সম্পূর্ণ সময়ৰ বাবে পৰিচারিকাৰ কাম কৰিছে। প্ৰথম অৱস্থাত Missouri ৰ St Louis ৰ Life Christian Churchত সহকাৰী পালকৰ কাম কৰিছিল, তেওঁ বিকাশ কৰিলে, সমশ্রেণীভুক্ত কৰিলে আৰু সপ্তাহিক সভাত শিক্ষাদান কৰিলে, যাক “Life In The Word” নামেৰে জনা যায়। পাঁচ বছৰতকৈও বেছি সময়ৰ পাচত, ঈশ্বৰেইয়াৰ সমাপ্তি ঘটালে, নিজৰ মিনিস্ট্ৰি স্থাপন কৰিবলৈ নিৰ্দেৰ দিলে আৰু ইয়াক “Life In The Word, Inc.” বুলি কোৱা হয়।

এতিয়া তেওঁৰ *Life In The Word* অনত্তাৰ আৰু দুৰদৰ্শনৰ যোগেদি গেটেই আমেৰিকা আৰু সমগ্ৰ পৃথিবীত কোটি কোটি মানুহে শুনে আৰু চাই। জয়চৰ শিক্ষাৰ টোপ আন্তজোৱৰ্তক মহলত উপভোগ কৰে আৰু তেওঁ *Life In The Word* কনফাৰেণ্স পৰিচালনা কৰিবলৈ বিস্তৃতভাৱে যাত্রা কৰে।

*Life In The Word*ত জয়চ আৰু তেওঁৰ স্বামী, দেব ব্যৰহায়ৰ শাসনকৰ্ত্তা, তেওঁলোকৰ পয়ত্ৰিশ বছৰৰ আগেয়ে বিবাহ হৈছিল। তেওঁলোক St. Louis Missouri ত থাকে, আৰু চাৰিটা সন্তানৰ পিতৃ-মাতৃ। চাৰিওজন সন্তানেই বিবাহিত তেওঁলোকে দেব আৰু জয়চৰ মিনিস্ট্ৰি নিজৰ লগৈৰীৰ সৈতে কাম কৰে।

ঈশ্বৰৰ বাক্যত বিশ্বাসীক প্ৰতিষ্ঠিত কৰিবলৈ তেওঁৰ জীৱনলৈ আহা আহানক বিশ্বাস কৰি, জয়চে কয়, “বন্দীয়াৰ সকলক মুক্তি দিবলৈ আৰু বহুতো শ্ৰীষ্টিয়ানৰ প্ৰতি দিনৰ জীৱনত অলপ বা কোনো বিজয় নথকাত যীচুৰে মৃত্যু বৰণ কৰিলে।” বহু বছৰৰ আগতে নিজকে সেই একে পৰিষ্ঠিতিত পাই আৰু যীচুৰ বাক্য ব্যৱহাৰ কৰাৰ যোগেদি জয়যুক্তভাৱে জীয়াই থাকিবলৈ স্বাধীনতা পাইছিল, বন্দীয়াৰ সকলক মুক্তি দিবলৈ জয়চ প্ৰস্তুত আৰু সৌন্দৰ্য্যতা সলনা-সলনি কৰিবলৈ। তেওঁ বিশ্বাস কৰে যে প্ৰতোক ব্যক্তি যি জয়যুক্ত জীৱনত চলে আন বহুতকে বিজয়লৈ নেতৃত্ব দিয়ে তেওঁৰ জীৱন সহজে বুজিৰ পৰা আৰু তেওঁৰ শিক্ষা বাস্তৱিক আৰু প্ৰতিদিনৰ জীৱনত ব্যৱহাৰ কৰিব পাৰি।

To contact the author in the United States, please write:

Joyce Meyer Ministries  
P.O. Box 655,  
Fenton, Missouri 63026  
or call: (636) 349-0303  
or log on to: [www.joycemeyer.org](http://www.joycemeyer.org)

To contact the author in India, please write:

Joyce Meyer Ministries  
Nanakramguda,  
Hyderabad - 500 008  
or call: 2300 6777  
or log on to: [www.jmmindia.org](http://www.jmmindia.org)

যুদ্ধ ভয়া রহ হয়।

## আপোনাৰ মনেই যুদ্ধক্ষেত্ৰ।

দুচিত্তা, সন্দেহ, বিভাস্ত, হতাশা, খঙ্গ আৰু দোষী সাব্যস্ত কৰা ভাৱ ... এই সকলোৱে মনত আক্ৰমণ কৰে। যদি আপুনি বিপৰীতমুখী চিন্তাত ভুগিছে, সাহসী হওক! জয়চ মায়াৰে কোটি কোটি জনক এই শুৰুত্তপূৰ্ণ যুদ্ধ জয় কৰিবলৈ সহায় কৰে আৰু তেওঁ আপোনাকো সহায় কৰিব পাৰে। তেওঁ সদায়ৰ বাবে খুব জনপ্ৰিয় সৰ্বশ্ৰেষ্ঠ বিক্ৰেতা, মৰমৰ লেখক আৰু পৰিচ্যৰ্যাকাৰী। তেওঁ আপোনাৰ মন সলনি হোৱাৰ দ্বাৰাই কেনেকৈ আপোনাৰ জীৱন সলনি হয় দেখুৱাই। প্ৰতিদিনে হাজাৰ হাজাৰ চিন্তাই কেনেকৈ আপোনাৰ সৈতে কাৰ্য্য কৰে তেওঁ আপোনাক দেখুৱাব আৰু ইঁধৰে ভৰাৰ দৰে ভাৰিবলৈ আপোনাৰ মন কেন্দ্ৰীভূত কৰে আৰু তেওঁ পৰীক্ষা, দুখ-যাতনা ভগাই লয় আৰু তেওঁৰ নিজৰ বিবাহ, পৰিয়াল আৰু মিনিষ্টিৰ যোগেদি আচৰিত ধৰণে জীৱন সলনি কৰা সত্য আৰু তেওঁৰ চিন্তা প্ৰকাশ কৰে আৰু প্ৰতিটি খোজৰ অনুভূতিবে আপোনাক সৰ্বশেষত জয়যুক্ত জীৱন প্ৰদান কৰে।

এতিয়া আপোনাৰ সময় ৪

- আপোনাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰক আৰু স্বাধীনতা আৰু শান্তি বিচাৰক।
- ধৰংসামূলক চিন্তা চিন্তাত কৰক আৰু ইয়াৰ দ্বাৰাই আপোনাৰ জীৱনত প্ৰভাৱ পেলাব নিদিব।
- নিজে বৈৰ্য্য ধৰক, আনকি যেতিয়া আপুনি ভুল কৰে সেই সময়তো।
- নিজকে সুৰক্ষিত কৰক, ইঁধৰৰ বাক্য, প্ৰশংসা, প্ৰাৰ্থনা আৰু আন আত্মিক অন্তৰেৰে।
- বেয়া মনোভাৱ আৰু ক্ষমা খোজাৰ মনোবৃত্তিক মানুহে ইঁধৰৰ পৰা আত্মাই ৰাখিবলৈ ব্যৱহাৰ কৰে, আপোনাৰ এই উদ্দেশ্যবিহীন অৱস্থাৰ পৰা পোহৰলৈ ওলাইআহক আৰু সপোনতোনভৰা আনন্দ আৰু সম্পূৰ্ণতা লাভ কৰক।

সপোনৰ দুর্দশাগ্ৰহ অৱস্থা সমৰ্পণ নকৰিব। আপোনাৰ মনৰ যুদ্ধক্ষেত্ৰত কেনেকৈ বিজয় লাভ কৰিব পাৰে তাৰ উপায় আজিয়েই উলিয়াওক। আপোনাৰ দুর্দশাগ্ৰহ অৱস্থা আন এটা দিনলৈ সমৰ্পণ নকৰিব, আপোনাৰ মনৰ যুদ্ধক্ষেত্ৰত আপোনাৰ বিজয় কেনেকৈ স্থাপিত কৰিব আজিয়েই বিচাৰি উলিয়াওক।

